

চিত্র-ভাগৱত

চিত্র-ভাগৱত

মহাপুরুষ

শ্রীমন্ত শঙ্কবদেৱৰ বচিত মহাভাগৱতৰ বৰ্ণিত শ্রীকৃষ্ণৰ
শিশু আৰু কিশোৱলৌলাৰ প্ৰাচীন চিত্
আৰু বৰ্ণনা ।

মহাপুরুষ

শ্রীমন্ত শঙ্কুরদিব হারা রচিত মহাভাগৱতমেঁ বৰ্ণিত
ভগবান् শ্রীকৃষ্ণকী শিশুকালীন এৰং কিশোৱকালীন
লৌলা৶ৰ্থকা সচিত্ বৰ্ণন ।

সংগ্ৰহ কৰেৱাতা

শ্রীহৰিনারায়ণ দত্তবৰুৱা সাহিত্যৰত্ন

সংযোগকৰ্ত্তা

শ্রীহৰিনারায়ণ দত্তবৰুৱা সাহিত্যৰত্ন

প্ৰথম সংক্ৰান্ত

৫০১ শক্ৰান্ত

প্ৰথম সংস্কৰণ

৫০১ শক্ৰান্ত

প্ৰকাশক

দত্তবৰুৱা ব্ৰাহ্মাচ' এণ্ড কোং
নলবাৰী, অসম ।

প্ৰকাশক

দত্তবৰুৱা ব্ৰাহ্মস' এণ্ড কম্পনী
নলবাৰী, অসম ।

মূল্য : ত্ৰিশ টকা ।

HANDLE WITH CARE
RARES

(C)

Printed by Phani Bhushan Roy,
at the Prabartak Printing & Halftone Ltd.,
52/3, Bowbazar Street, Calcutta.

35755

759.541
D 954 C

FOREWORD

by

K. K. HANDQUI, M.A. (Cal. et Oxon),
Vice-Chancellor, Gauhati University.

The history of medieval Indian painting has been the subject of considerable research in recent years, both in India and the West; but very little is known about the materials available in Assam, especially the illuminated manuscripts several of which are known to exist in private and other collections. The present publication is the first systematic attempt to reproduce the paintings incorporated in one such manuscript, that of a portion of the tenth *Skandha* of the Assamese *Bhágavata* composed by Sankardeva. According to the editor, the manuscript is dated *Saka* 1461 or A.D. 1539, and contains both the text and the illustrations. The text was published separately some years ago, and the present volume contains only the illustrations with explanatory notes in Assamese and Hindi. The descriptive notes just below the pictures are in old Assamese and given from the manuscript. Although many of the pictures have been reproduced in one colour, there are enough examples to give an idea of the brilliant colour sense of the original paintings.

The publication of these illustrations will be welcome to all students of medieval Indian painting. The art of illuminated manuscripts, which was

developed in Gujarat or Western India in the twelfth century, and at first practised on palm leaves for embellishing Jaina texts like the *Kalpasútra*, was later extended to Vaishnava works like the *Bhágavata* and especially the *Gitagovinda*, not only in Gujarat but in Rajputana and the Hill States of the Western Himalayas. Large series of paintings were executed to illustrate the *Rámáyana* of Tulsi Dás, and reference may be made also to the miniatures illustrating secular poems; for example, the *Rágamálá* and *Vasantavilása* paintings. The pictures reproduced here illustrate the stories of Krishna's childhood as narrated in the Assamese version of the tenth *Skandha* of the *Bhágavata*. These stories were popular with Rajput painters; and scenes from Krishna's early life form the subject-matter of some of the best known examples of the Kángrá school, which flourished in the second half of the eighteenth century. The Assamese manuscript dated in A. D. 1539 is of special interest in view of the paucity of known examples of Rajput painting earlier than the seventeenth century, and represents one of the earliest attempts to illustrate a version of the *Bhágavata* composed in the vernacular.

The paintings in the original manuscript deserve careful study in relation to those of other Indian schools. The pictures of trees with flowers or birds have considerable charm; and animal life is vividly portrayed with observant sympathy and tenderness of feeling. The maneless Indian lion occurs more than once, and the bison (*methan* in Assamese) which is almost extinct in the province will attract the attention of the student. The costumes follow a conventional pattern, but it is interesting to find the drum and the horn (*pepá*), the familiar auxiliaries of the *Bihu* festival. Treatment of popular mythological topics, in connected sequence, and representation of realistic scenes of rural life constitute a genre in which Rajput painting excels; and these features are exhibited to a considerable extent in the

pictures in our manuscript, though not with a draughtsmanship comparable to the best examples of Rajput art. A detailed study of the original pictures is essential for a correct appreciation of their technical traits and the aims and methods of the Assam school of painting and its relation to folk art.

The publication of a work like this would have done credit to any research institution, but actually we owe it to the enterprising zeal of Srijut Hari Narayan Datta Borooah, a retired school teacher who has devoted his life and energies to the study and publication of old Assamese texts. The labours of the veteran scholar will be amply rewarded if some of his younger contemporaries emulate his example and help to widen our knowledge of a little known phase of Assamese culture.

Gauhati,
April, 1949.

मुख्यवन्ध

आमि देखा बस्त्रबोर्ब भित्तिरत यिबोर वेहि मनतथोरा, सेइबोर स्वाभाविकेइ मनत थाके। आमि भालपोरा बस्त्रबोर बन्धु-बाक्ररक बूजाबलै नाना वर्णन। दिँ आक केतियाबा माटित वा पातत अँकिओ देखुराओ। आदिम कालत मालुहे बनबीया पशु-पक्षी, गछ-लता आक निजब प्रेमिक-प्रेमिका, शक्र-मित्र आदिरो चिन बाखिबलै चित्र अङ्कन वा शृंगि निर्माण करिछिन।

किछुमाने कर—मातृजातिकेइ प्रथम चित्रकब बुलि। अन्तर्युगत येतिया मालुहे चिकाब करि खाइछिन, सेइ समयत गुहात थका आइसकले शब्द तृणत चाहइ, पशु आदिब चित्र खोदित करिछिन। बझन-शिल्प येतिया आइसकले पोनते हात दिये, सेइ समयतो तेखेतसकले कापोरत नाना फूल बाहिबलै आबन्त करिछिन। शिल समान करि चित्र अङ्कन कबा कार्यतो आइसकले पूर्क्यब लगत हात निदि नाथाकिछिन हेनो। आजिलैके आमाब भावतब किछुमान ठाइब आइसकले घरब बेबत नाना चित्र अँका, माटिब साजत नाना चित्र अङ्कन कबा, कन्धाक अलङ्काब पिञ्चाओते अणुल अँका, बब-बबणब पिबा बजा आदि देखिले आइसकलब चित्रकलालै स्वाभाविक धाउतिब परिमाण अनुमान करिब पाबि।

आमाब प्राचीन कामकपब बाणबजाब द्युहिता उषाब मर्खी चित्र-लेखाइ भावतब सकलो बजा-महाबजा, बाजकौबर आक यद्यवंशधर-सकलब चित्र अँकि सर्खी उषाब आगत धरिछिन बुलि पुर्थित पोरा सकलब चित्र अँकि सर्खी उषाब आगत धरिछिन बुलि पुर्थित पोरा अलप याय। इयाब परा सेइकालब कामकपब चित्रविद्या-चर्चाब अलप याय।

मुख्यवन्ध

जिन चीजोंको हम देखते हैं, उनमेंसे जो हमें ज्यादा पसन्द आती हैं—सहजही हमारे मानसपट पर अंकित हो जाती है और स्वभावतः हम अपनी पसन्द की चीज अपने लोगोंको दिखाना चाहते हैं। इस टिखानेकी एक मात्र क्रिया, उस वस्तुका अंकन कर दिखलाना; यही चित्रकला है। वर्णन से चित्रज्ञान सहज-बोधगम्य है और यह चित्रकला मानव की अविकसित अवस्था में भी थीँ जो आज मानव-विकासके साथ साथ विकसित हो गयी है।

आदिम-युग में मानव, पशु पञ्चियों और पेड़-पौधों आदि का तथा अपने प्रेमी-प्रेमिका, बन्धु-बाभ्यव, मित्रादियों की पहचान के लिये उनका चित्रांकन या प्रस्तर सूर्तियों का निर्माण किया करते थे।

कितनी ही लोगों का यह कहना है कि आदि चित्रकार—माटृ-जाति है। प्रस्तर-युग में जब मनुष्य शिकार पर ही अपना जीवन-यापन करता था—उस समय कन्दराओंमें रहिनवाली स्त्रियाँ शरोंके तूणीरों पर और अन्य वस्तुओं पर पशु-पञ्चियों के तथा फूल-पञ्चियों अंकित किया करती थीं। बुनने के काम को प्रारम्भ करनेवाली माताये भी आदि में फूल-पञ्चियोंके चित्र खींचने सीखती थीं। पत्थर को समान कर चित्र खींचने के काम में भी स्त्रियाँ पुरुषों से किसी प्रकार कम न थीं।

आज भी हमारे भारतीय हिन्दु घरोंमें स्त्रियोंके चित्रकला के प्रति प्रेमका उदाहरण मिलता है। घरोंकी दीवारों

प्रमाण पोरा हयः किन्तु तार निर्दर्शनाते सठिकैके आङुलियाव नोरावि।

चित्र-शिल्प उन्नतिव लगे लगे भावतव चित्रबोवत दार्शनिक भाव फुटि उठिबलै धवे। भावतव मालुह शाभारिकेह दार्शनिक ; सेहे कावणे भावतव प्रायबोव चित्र दार्शनिक भावपूर्ण है उठे। खः पूः तिनि हाजाव बछव आगव महेञ्छादवो आकु हावांश्वाव मूर्ति आकु चित्रबोवतो सेहे भाव देखा याय।

बौद्धयुगत बहुत चित्र खोदित हयः* ऐतिहासिक पण्डित तावानाथे बौद्धचित्रक तिनि श्रेष्ठीत भाग कर्वे—देर, यक्ष आकु नाग। तेऽव मते खः पूः ६ष्ठ शतिकाबपवा खः पूः ये शतिकालैके देरभावव चित्र मगधत अक्षित हैचिल। खः पूः ये शतिकाबपवा खः ३य शतिकालैके अलोकिक भावर आकु भूत-प्रेत आदिव यक्ष नामव चित्रबोव तैयाव हैचिल। कणिकव पाचत मध्यभावतत नागबंशीय बजासकले बाजत्व कर्वे। ३य शतिकाबपवा ९म शतिकालैके तैयाव होरा भावतीय चित्रबोवक नाग भाव बोले।†

कुशान आकु नागबंशीय बजासकलव दिनत उत्तर-भावतव पूव, मध्य आकु पश्चिम एह तिनि ठाइत चित्र-चर्चाव तिनटा प्रधान केन्द्र है उठिचिल। खः पूः ३य शतिकाब मगधव महावजा बिन्दुसावव दिनत

* प्राचीन चित्रकर्मसकलव निजव अक्षित चित्रव तनत नाम खोदित कर्वाव दस्तव नाचिल ; सेहे कावणे चित्रकर्मसकलव नाम पोरा नायाय।

† अमरावतीव खोदित चित्रबोव नागार्जुनव समयव।

पर अनेक प्रकारके चित्र खींचना मर्टोक्क बर्तनों पर चित्रांकन, दुलहिन को जेवर पहनाते समय मंडल बनाना, वर-वरणके पाट को रंगना इत्यादि से हम महजहा में अनुमान कर सकते हैं कि चित्रकला में माहृजाति भी कितना जिज्ञासा है।

प्राचीन काल के हमारे इस कामरूपमें बाण राजा की दुहिता ऊषा की सखी चित्रलेखा भारतके प्रत्यक्ष राजा-महाराजा और राजकुँवरों के चित्र अंकित कर राजकुमारों ऊषा को दिखलाती थो ; ऐसा कई पुस्तकों में मिलता है। इस बात से कामरूपमें उस काल की चित्रकला की चर्चाका कुछ प्रमाण अवश्य मिलता है ; किन्तु इसका निर्दर्शन ठीक तरहसे नहीं किया जा सकता।

चित्रकला भी ज्यों ज्यों उन्नत हाती गई उसमें दार्शनिकता के भाव प्रकट होने लगे। भारतीय जन स्वभावतया दार्शनिक हैं ; इसलिए प्रायः भारतीय चित्र भी पूर्णतः दार्शनिक ही मिलते हैं। इसवो सन् के तीन हजार वर्ष पूर्व की सभ्यताके मोहिंजोदड़ी और हड्डप्पा में निकले हुए पत्थर पर अंकित चित्रों और मूर्तियों में भी यही भाव दिखाइ पड़ता है।

बौद्धकालमें बहुत चित्रों और मूर्तियों का निर्माण हुआ है।* ऐतिहासिक विशेषज्ञ पं० तारानाथ ने 'बौद्ध-चित्रों' का देव, यक्ष और नाग इन तीन स्त्रियों में विभाजन किया है। उनके मतानुसार इ० पू० ६ठी सदी से इ० पू० ३री सदी तक मगधमें

* प्राचीन चित्रकारीमें अपने हारा अंकित चित्रोंपर अपना नाम देने की प्रथा नहीं थी ; इसलिए 'चित्रकारी' का नाम उनमें नहीं मिलता है।

চিত্রবিদ্যার বিশেষ উন্নতি হয়, কিন্তু সেইবোৰ আগৰ দেৱভাৱৰ। বিন্দুসারক এই কাৰণে প্ৰাচীন কলাবক্ষক বোলে। চিত্ৰশিল্পৰ চৰ্চাৰ কেন্দ্ৰ পশ্চিম বাজপুতুনাত হৈছিল। ৭ম শতিকাৰ শিলাদিত্যৰ সময়ত ঘাটাইকৈ যক্ষভাৱৰ চিত্ৰ-চৰ্চা ইয়াত হৈছিল। ৯ম শতিকাৰ পূৰ্ব প্ৰাচীন গৌড়ত (বাৰেন্দ্ৰ) ধৰ্মপাল আৰু দেৱপাল ৰজাৰ দিনত নানা ভাৱৰ চিত্ৰ নানাবিধ ধাতুপাতত চৰ্চা হৈছিল। ৬ষ্ঠ শতিকাৰপৰা ১০ শতিকালৈকে কাশ্মীৰ, নেপাল, কামৰূপ, ব্ৰহ্ম আৰু দক্ষিণাপথৰ বহুত ঠাইত দেৱ, যক্ষ আৰু নাগ ভাৱৰ চিত্ৰ-চৰ্চাৰ চিন পোৱা যায়।

গুপ্তযুগৰ বাংস্যায়নৰ কামস্তুত হিন্দু-চিত্ৰৰ ছয়টা অংশৰ কথা উল্লেখ আছে; যেনে—(১) কপভেদ অৰ্থাৎ দৰ্শনজ্ঞান, (২) প্ৰমাণ অৰ্থাৎ অনুভৱ, পৰিমাণ আৰু অবয়ৱৰ ধাৰণা, (৩) ভাব অৰ্থাৎ আকৃতিৰ অনুভূতি, (৪) লাভণ্য ঘোজনা অৰ্থাৎ কমনৈয়তা, (৫) সাদৃশ্য আৰু (৬) কণিকাভঙ্গ অৰ্থাৎ তুলী আৰু বঙেৰ জ্ঞান।

৭ম শতিকাৰ বাণভট্টৰ হৰ্ষচৰিতত কাপোৰত অঁকা যমপুৰীৰ চিত্ৰৰ কথা উল্লেখ আছে। এই সময়ৰ কামকপৰ বজা ভাস্কৰ বৰ্ণনে হৰ্ষবৰ্দ্ধনলৈ পঠোৱা উপটোকনৰ ভিতৰত বজিন চিত্ৰৰ উল্লেখ আছে।* আমাৰ ডিমাপুৰৰ বাজ-কাৰেঙৰ চিত্রাবলীও বেছি পুৰণি বুলি কিছুমানে কয়। শ্ৰীসূৰ্য পাহাৰৰ বেছি ভাগ শৃঙ্খি বৈদ্যুত্যুগৰ। খঃ পঃ ২য় শতিকাৰপৰা উত্তৰ ভাৰতত ভাগৱত ধৰ্ম প্ৰচাৰিত হয়; এই সময়ত অনেক বিষ্ণুগুৰ্ভি শিলত খোদিত

দেৱভাৱমূলক চিত্ৰোঁ কা অঁকন হৈতা থা। ঈঁ পূৰ্ব শ্ৰী সদী সে ইসমৌ শ্ৰী সদী তক ভূত প্ৰেতাদিয়োঁ আৰু অলৌকিক ভাৱবালৈ যত্ন নামক চিত্ৰোঁ কা অঁকন হৈতা থা। কনিষ্ঠক কে বাদ নাগ-বংশীয় রাজাওঁনি মধ্যভাৱত পৰ রাজ্য কিয়া থা। অতঃ ঈঁ শ্ৰী সদী সে লিঙ্কৰ ধৰ্মোঁ সদী তক জিতনৈ ভাৰতীয় চিত্ৰ তৈয়াৰ হুই বৈ নাগভাৱকি চিত্ৰ কহলাতি হৈঁ।*

কুমান আৰু নাগবংশীয় রাজাওঁৰ কে রাজত্বকালমে উত্তৰ ভাৱতকি পূৰ্ব, মধ্য আৰু পশ্চিম কে তীনোঁ স্থান চিত্ৰকলাকি মুক্ত্য কিন্তু বন গয়ৈ থে। মগধৰাজ বিন্দুসার কে সময় মে ঈঁ পূৰ্ব শ্ৰী সদী মে চিত্ৰকলা কী বিশিষ্ট প্ৰগতি হুই। বৈ চিত্ৰ পহলৈ কে দেৱ-ভাৱমূলক হৈঁ; ইসলিএ বিন্দুসার কী প্ৰাচীন চিত্ৰকলা কা রক্ষক কহা জাতা হৈ। পশ্চিম মে চিত্ৰ-শিল্পকলা কা কিন্তু রাজপুতানা থা। ওৰ্বোঁ সদী মে শিলাদিত্য কে সময়মে মুক্ত্যতয়া যত্ন ভাৱ কে চিত্ৰাঁ কী চৰ্চা হৈ থী। পূৰ্ব কে প্ৰাচীন গৌড় (বাৰেন্দ্ৰ) মে ধৰ্মপাল আৰু দেৱপাল কে শাসনকাল মে অনিক ভাৰ্বোঁ কে চিত্ৰোঁ কা নিৰ্মাণ বিবিধ ধাতু-পন্থোঁ পৰ হুআ থা।

গুম কালীন বাস্যায়ন কে কামস্তুল মে হিন্দু চিত্ৰোঁ কে ৬ মিদ উল্লিখিত হৈ—জৈসি—(১) রূপমেদ যানি দৰ্শন জ্ঞান। (২) প্ৰভাৱ যানি অনুভৱ; পৰিমাণ আৰু অবয়ৱ কী ধাৰণা। (৩) ভাৱ যানি আকাৰ কা অনুভৱ। (৪) লাবণ্য-যৌজনা যানি

* Early History of Kamrup : By K. L. Baruah, Page 95.

* অমৰাবতীকি প্ৰদৰ চিত্ৰোঁ মে নাগাঞ্জুনকাল কি চিত্ৰ হৈ।

হৈছিল। গুপ্তবংশৰ বজাসকল বৈষ্ণৱ আছিল; এওঁলোকৰ সময়ত ভাৰতত বিষ্ণু আৰু শিৱপূজা বহুলকপে প্ৰচলিত হৈছিল। এই সময়ত শিল্পকলাৰ সম্পূৰ্ণ বিকাশ হোৱা বুলিব নাগে। এই সময়ৰ শিল্পীসকলে পুৰাণৰ ধৰ্মভাৱ লৈ সেইবোৰ তুলিব সহায়েৰে প্ৰকাশ কৰিছিল। অজন্তাৰ গুহাৰ চিত্ৰালো এই সময়তেই তৈয়াৰ হৈছিল বুলি বহুতে ঠারবায়।

আমাৰ কামৰূপৰ ভাস্কৰ বৰ্ণণৰ সময়ত দেশত বৌদ্ধপ্ৰভাৱ পৰে; পালবংশৰ বাজত্বকালত বৌদ্ধপ্ৰভাৱ বেছি হয়; কিন্তু তাৰ পাছত গোটেই উত্তৰ-পূৰ্ব ভাৰতত পুনৰ হিন্দু-ধৰ্মই বিশেষকৈ শৈৰ সম্প্ৰদায়ে দেখা দিয়ে। বুঢাগোসাইৰ থানবোৰ আজিজনকে তাৰ অৱশেষস্বৰূপে আমাৰ ইয়াত আছে। এই সময়ত কটা কিছুমান বুদ্ধগুৰ্তি বিষ্ণুগুৰ্তি পৰিণত হয়।

প্ৰায় ১৩ শ শতিকাত পূৰ্বদেশ তন্ত্ৰপ্ৰধান হৈ উঠে; এই সময়ত কামৰূপৰ যোগিনীতন্ত্ৰ আদি বচিত হয়। বিশেষকৈ পৰ্বতৰ ওচৰৰ বহুত ঠাইত কোনো সমথলতো বৌদ্ধ-তান্ত্ৰিক মত চলে। লক্ষ্মামপুৰৰ কেঁচাথাতী, শেৰত “তাৰা” নাম থকা দেৱালয়বোৰ এই সময়ৰেই বুলি কিছুমানে ঠারবায়।

প্ৰাচীন কামৰূপত ভাগৱতী ধৰ্ম আৰু বিষ্ণুপূজা । ১৫শ শতিকালৈকে থকাৰ চিন পোৱা যায়; কিন্তু সি অতি ক্ষৈণভাৱে আছিল। এই সময়ত ব্ৰাহ্মণপণ্ডিত কিছুমানৰ ভিতৰত ভাগৱত চৰ্চা অলপ অচৰপ আছিল যদিও সৰ্বসাধাৰণ ইয়াৰ বসৰপৰা বঞ্চিত আছিল। মহাপুৰুষ শ্ৰীমন্ত শক্ষৰদেৱৰ আবিৰ্ভাৱৰ পাছৰ-পৰাহে দেশত ভাগৱত চৰ্চা কোৰালভাৱে চলে। এই সময়ত

কমনীয়তা। (৫) সাহস্য আৰু (৬) কৰ্ণিকা ভংগ যানি তুলিকা আৰু রংগোকা জ্ঞান।

সাতবৰ্ষী সদী কৈ বাণমণ্ড লিখিত হৰ্ষচৰিত মেঁ ‘কপড়ো’ পৰ অংকিত যমপুরীকৈ চিত্ৰো কী বাত কা উল্লেখ হৈ। তক্ষালীন কামৰূপকৈ রাজা ভাস্কৰ বৰ্মনকে দ্বাৰা হৰ্ষবৰ্ধনকে পাস ভেং-স্বৰূপ ভেজী গৈঁ বস্তুত্বো মেঁ রংগীন চিত্ৰো কা উল্লেখ মিলতা হৈ।*

ভৌমাপুৰকৈ রাজমহলকী চিত্ৰাবলী ভী বহুত প্ৰাচীন হৈ এসা কাৰ্দু লোগ বতলাতি হৈ। শৌমুৰ্য পহাড়কী মূৰ্তিযাঁ বৌদ্ধকালীন হৈন। ইঁ ০ পূঁ ২ৱী সদী সে উত্তৰ ভাৰতমেঁ ভাগবত ধৰ্মকা প্ৰচাৰ হৃআ। ইসী কাৰণ ইস সময় মেঁ বিষ্ণুমূৰ্তিযাঁ পন্থৰ পৰ অংকিত হৌতী থৈঁ। গুমৰঁশকৈ রাজাগণ বৈশ্ণব থৈ; অত: উনকৈ শাসনকালমেঁ বহুলতাসে বিষ্ণু আৰু শিব কী পূজাকা প্ৰচাৰ হৃআ থা। ইস সময় শিল্প-কলা কা পূৰা বিকাশ হৃআ এসা কহা জা সকতা হৈ। ইস সময়কৈ শিল্পিয়োঁ নি পুৰাণ সে ধৰ্মভাবকৈ লেকৰ তুলিকাৰীঁ দ্বাৰা উসে প্ৰগট কিয়া থা। অনুমানত: ‘অজন্তা’ গুফাকী চিত্ৰাবলী ইস কাল মেঁ হৌ তৈয়াৰ হুইৰ হৈ।

হমাৰি কামৰূপমেঁ ভাস্কৰ বৰ্মনকৈ রাজত্বকাল মেঁ দৈশ পৰ বৌদ্ধধৰ্মকা বহুত প্ৰভাৱ থা; আৰু পালবংশ কৈ রাজা আৰো কৈ সময় মেঁ বৌদ্ধধৰ্মকা জ্যাদা প্ৰসাৰ হৃআ; পৰন্তু উসকে বাদ সমস্ত উত্তৰ-পূৰ্ব ভাৰতমেঁ ফিৰসি হিন্দুধৰ্ম বিশিষ্টকৰ শৈব সম্মাদায় কা বৌলবালা হৌ গয়া। হমাৰি যহাঁ আজ ভী ‘বুঢ়া গোসাঈ’ কৈ

* Early History of Kamrup, by K. C. Baruah, page 95.

दिल्लीव गोगल बादचाह जेलालउद्दिन आकबर आक कामकपत मुविख्यात महाराज नवनावायण । आकबरे निजर चित्रकर खोराज अद्दुल चामादक (चिराज) आक समरकन्दव महम्मद नाहिरक हिन्दु आक मुस्लिमान चित्रकरमकलक चित्राक्षन शिक्षा दिवले नियुक्त कर्विछिल । गोगल बादचाह जाहाङ्गीरव समयत उत्तर-भावतत चित्र-विद्वाब बेछि उन्नति हैछिल । आमाब श्वर्गदेउ शिवसिंह, महाराज नवनावायण आक परबत्ती कोच बजासकलव दिनत चित्रविद्वाब विशेष चर्चा हैछिल । एइबोब चित्रव धरण गोगलो । एतेके भावतीय चित्रबोब तिनि श्रेणीत भाग करिव पाबि—हिन्दु, बोद्ध आक मोगली । भावतीय चित्रबोब अङ्कनव ठाच (style) असुसवि ठाइब-नाममते आको पाछत नामकरण हय—येने दिल्ली, काजाबा, काश्मीरी, जयपुरी इत्यादि । जयपुरी चित्रक आमि साधावगते बाजपुतौ चित्र बोलेँ । बाजपुतौ चित्रत घरवा चित्रित, मानुहर चलन-फूबग फुटि उठिछिल । बोद्धचित्रत बोद्धधर्मव मध्यब भावबोब फुटाइ तुलिछिल । गोगली चित्रबोबो प्राय बाजपुतौ चित्रव दबे; किञ्च सेहिबोबत धर्मभाब नाइ—प्राय-बोबेइ ऐहिक मुथ-सन्तोगव । एक कथात कदले हले हिन्दु आक बोद्ध-चित्रबोब भावतब आञ्चिक जौरनव विकाश, गोगली-चित्रबोब पाथिर आक ष्वाभाविक । आमाब प्राचान कामकपव बोड्श शर्तिकाब चित्रबोब बाजपुतौ; टियाब लता, गछ, जौर-ज्ञन्त्रव चित्र आदित अरश्ये कामकपीय बैविष्ट्य आचे । महापुरुष त्रीशक्षवदेवर अक्षित चित्रवात्राब पट (बैकुठब पट), बुद्धारनी कापोब, सचित्र पुरवि सौचापतौया भागरत (संस्कृत, असमैया) ।

यानोंके रूप में इसके अवशेष प्राप्त हैं । इसी समय में बौद्ध-मूर्तियाँ विष्णुमूर्तियों में रूपान्तरित करदी गईं थीं ।

१३वी सदी के आस-पास पूर्वदेश तन्त्रप्रधान बन गया । इसी समय कामरूप में योगिनी-तन्त्र आदि प्रचलित हुए । प्रधानतया पहाड़ के समीपवर्ती अनेक स्थानों में और कहीं कह समतल स्थान पर भी बौद्ध-तान्त्रिक मत चला । कर्दु विद्वानों के मत के अनुसार लक्ष्मीमपुर की किचाखाती (कच्चीखानेवाली) और तारायुक्त देवालयों की स्थापना इस काल में ही हुई ।

यह प्रमाण भी मिलता है कि प्राचीन कामरूप में साधारणतया भागवती धर्म और विष्णपूजा पन्द्रहवीं सदी तक थी । ब्राह्मण पर्णितों में भागवती-चर्चा थोड़ी-बहुत इस समय अवश्य थी; परन्तु सर्व साधारण लोग उसके रस से बंचित थे । महापुरुष श्रीगङ्गरदेव के प्रादुर्भाव के पश्चात् ही भागवत की चर्चा देश में प्रवल रूपसे चली थी । इस समय देहली में मुगल सम्राट जलालुद्दीन अकबर और कामरूप में सुविक्ष्यात नरेन्द्र नरनारायण थे । अकबरने अपने चित्रकार खुजाजा अद्दुल समद (शिराज) को और समरकन्द के चित्रकार महम्मद नसीर को, हिन्दु और मुसलमान चित्रकारों को चित्रांकन सौखाने को नियुक्त किया था । मुगल सम्राट जहाँगीर के समय में उत्तर भारत में चित्रकला की बहुत उन्नति हुई । हमारे यहाँ भी महाराज शिवसिंह, महाराज नरनारायण और परवर्ती कोच राजाओं के समय में चित्रकला एक विशेष चर्चाका विषय था । इस काल के चित्रोंका ढंग मुगली

ধৰ্মপুৰাণ, হস্তীবিদ্যামহার্ণৰ, কৌর্তনঘোষা, শঙ্খচূড়বধ আদি পুথিৰ চিত্ৰবোৰ কামৰূপীয় চিত্ৰৰ নিৰ্দৰ্শন। পুৰণি শিলৰ মঠ-মন্দিৰ, শিলৰ ৰাজ-কাৰেঙৰ খুটা, দুৱাৰ, মূর্তি, কাঠৰ আৰু হাতৌ-দাঁতৰ সিংহাসন, দোলা-খাটোলা, নামঘৰৰ বেৰ, ধাতুৰ পাত্ৰ যেনে— শৰাই, বাটি, কাঁহী আদিত কামৰূপীয় শিলৰ আদৰ্শ আজিও দেখিবলৈ পোৱা যায়।

প্ৰাচীন কামৰূপত অতীজৰেপৰা কপাহী, পাট, মুগা, মেজাঙ্গৰী— সৃতাৰ কাপোৰ চলন্তি আছে; এইবোৰ সৃতাত উপত্যকাৰ বহুতে বনৰীয়া গছৰ ছাল-পাতৰ বোল দি নানা বঙৰ সূতা তৈয়াৰ কৰে আৰু সেইবোৰেৰে বিচিত্ৰ কাপোৰ বই ব্যৱহাৰ কৰে। খামতৌ, নগা আদি পৰ্তীয়া ভাইসকলেও বহুকালৰেপৰা কপাহী সৃতাত নানা বং দিয়া দস্তুৰ চলাই আহিছে। এই কাপোৰবোৰত নানা ফুল বছা প্ৰণালীও বহুকালৰ পৰা দেশত আছে। বৌদ্ধ ভিক্ষুসকলে সোণৰ পাত কৰি তাৰ শুপৰত নানা চিত্ৰ অঙ্কন কৰি পুথি লিখিছিল। আমাৰ ওচৰৰ পৰ্বতৰ কোষত থকা বাপুচাঙ্গৰ ভিক্ষুসকলৰ হাতত এনে দুগ্ন্য পুথি এতিয়াও দেখিবলৈ পোৱা যায়।* এই সমস্ত কামৰূপীয় চিত্ৰৰ অৱশেষ।

আমি নানা ঠাইত বহুতো সচিত্ৰ পুথি দেখিবলৈ পাইছিলোঁ। তাৰ ভিতৰত যোৰহাটৰ শ্ৰীশ্ৰীফুলবাৰী সত্ৰৰ কৌর্তন-ঘোষা, শ্ৰীশ্ৰীআউনিআটি সত্ৰৰ হস্তীবিদ্যামহার্ণৰ, নগাৱৰ শ্ৰীশ্ৰাকচুৰ সত্ৰৰ

* শিৰসাগৰত আমি নিজে পালীভাষাৰ এনে পুথি দেখিছিলোঁ।

হি। ইমলিএ ইস সময় কে ভাৰতীয় চিত্ৰোঁ কো হিন্দু, বৌদ্ধ আৰু মুগলী ইন তীন শ্ৰেণিয়োঁ মেঁ বাঁটা জা সকতা হি।

ভাৰতীয় চিত্ৰোঁ কে অংকন কী শৈলী (style) কা আন কে নাম কে অনুসাৰ বাদ মেঁ পৃথক্ পৃথক্ নামকৰণ হো গয়া হি। জৈমি— ইৱানী, ইচ্ছোৰী, কংগৰা, কাশ্মীৰী, জয়পুৰী ইত্যাদি। জয়পুৰী চিত্ৰকো মূলত্যা রাজপূতী চিত্ৰ হী কহা জা সকতা হি। রাজপূতী চিত্ৰমেঁ গুহ-চৰিত, মনুষ্যকা চলন, স্বভাৱ আদি প্ৰকট হোতি হি। বৌদ্ধ চিত্ৰোঁ মেঁ তো বৌদ্ধধৰ্মকে মধুৰ-ভাৱোঁ কা হী প্ৰকাশ মিলতা হি। মুগলী চিত্ৰ তো প্ৰায়: রাজপূতী চিত্ৰোঁ জৈমি হী হি; কিন্তু ইন্মেঁ ধৰ্মভাৱ ন হোকৰ ঐহিক সুস্থ-সংভোগ কী প্ৰধানতা হি। সাৰাংশ যহ কি—হিন্দু আৰু বৌদ্ধ চিত্ৰোঁ মেঁ তো ভাৰতকি আঞ্চলিক জীৱনকা বিকাশ আৰু মুগলী চিত্ৰ থে—পাৰ্থিব আৰু লৌকিক (স্বাভাৱিক)।

হমাৰি প্ৰাচীন কামৰূপকৈ ১৬বীঁ সদীমেঁ চিত্ৰিত চিত্ৰ রাজপূতী শৈলীকি হী হি; কিন্তু ফিৰভী উনমেঁ লতা-পৰেড়, পঞ্জ-পচ্চী আদিকা চিত্ৰণ কামৰূপী বৈশিষ্ট্য অবশ্য হি। মহাপুৰুষ শংকুৰদৈব কে হাৰা অংকিত চিক্কয়াতাৰকি পট (চিক্কয়াতা কা পট, বৈকুণ্ঠ কা পট), বৃন্দাবনী কপড়া, সং-ত্ৰ পুৱানে সাংচীপত্ৰোঁ পৰ লিখিত ভাগবত (সংস্কৃত আৰু অসমিয়া), ধৰ্ম-পুৱাণ, হস্তিবিদ্যা-মহার্ণব, কৌর্তনঘোষা, শংখচূড় বধ আৰাদি পুস্তকোঁ কে চিত্ৰ কামৰূপী চিত্ৰোঁ কা নিৰ্দশন হি। পঞ্চৰোঁকি মঠ-মন্দিৰ, রাজ-মহলকি পঞ্চৰকি খৰ্মে, কিংবা লকড়ী আৰু হাথৌদাঁত কে সিংহাসন, দোলা-খাটোলা (পালকী), নামঘৰ কী দীৱাৰ, ধাতুআৰোঁ কে বৰ্তন, জৈমি—শুৰাই, কটোৱা, আলী আদি প্ৰাচীন অবশিষ্টোঁ পৰ কামৰূপীয় শিল্পোঁ কী ভলক আজ ভী দেখনৈ কো মিল জাতী হি। ইন

হমাৰি ইস কামৰূপ প্ৰদেশ মেঁ কপাস, পাট, সুংগা, মেজাঙ্গৰী আদিকি সূত কে কপড়োঁ কা প্ৰচলন অতীত কালসে হী হি। ইন

সংস্কৃত ভাগরত (শ্রীধর স্বামীর টীকা থকা). শ্রীশ্রীবালি সত্ত্ব আঢ়-দশম-স্কন্দ ভাগরত আৰু শ্রদ্ধেয় ডাঃ সূর্যকুমার ভৃগু ডাঙুবৌয়াই সংগ্ৰহ কৰা “ধৰ্মপুৰাণ” প্ৰধান। এই সকলোবোৰ পুথিৰ ভিতৰত শ্রীশ্রীবালি সত্ত্ব শ্রীযুক্ত শিৱেন্দ্ৰনারায়ণ দেৱাধিকাৰৰ ঘৰত পোৱা আঢ়-দশমখন বেছি পুৰণি বুলি বোধহোৱাত আমি সংগ্ৰহ কৰোঁ।* আৰু বাওনাই চন্দ্ৰ ধৰিবলৈ হাত মেলাব দৰে ইয়াৰ প্ৰকাশ-কাৰ্য হাতত লওঁ।

আমি পোৱা মূল পুথিৰ পাতবোৰ আকাৰ $19'' \times 7''$; পুথিৰ প্ৰায় প্ৰতি পাততে পদত উল্লেখ কৰা প্ৰত্যেক ঘটনাৰ চিত্ৰ আৱশ্যক বুজি ডাঙু-সৰু কৰি তিনি বঙ্গত অঙ্গন কৰা। ১য় পৃষ্ঠাৰ শুকদেৱ আৰু পৰৌক্ষিতৰ চিত্ৰখন $8'' \times 6''$ ডাঙু; ২য় পৃষ্ঠাৰ চিত্ৰখন $18'' \times 6''$ ডাঙু ইত্যাদি। পুথিত অকাৰ আকাৰত সকলোবোৰ চিত্ৰ আমি তৈয়াৰ কৰিব নোৱাৰিলোঁ। প্ৰায়বোৰ চিত্ৰকেট আধা আকাৰত, কেইখনমান এক চতুৰ্থাংশ আকাৰত তৈয়াৰ কৰোৱা হল। আৰু সকলোবোৰ চিত্ৰ তিনি বঙ্গত তৈয়াৰ কৰালৈ খবচৰ পৰিমাণ বৰ বেছি হয় দেখি কিছুমান তিনি বঙ্গত তৈয়াৰ কৰাই বাকীবোৰ কেৱল এক বঙ্গত তৈয়াৰ কৰাই ছপা কৰালোঁ।

অসমীয়া আঢ়দশম অৰ্থাৎ দশম স্কন্দ ভাগরতৰ ১ম খণ্ড মহাপুৰুষ শ্রীমন্ত শক্তবদেৱ বচিত মহাভাগৱতৰ প্ৰধান অংশ।

* ১৮১ পৃষ্ঠাৰ চিত্ৰৰ উপৰত “চতুৰ্দিশি তিথিত পাতিৰো ধৰ্মীগ। কৰা দিবপূজা ক'টি অন্থাত চাগ॥” যি শাৰীৰ পদ আছে, তাতেই মেই সময়ৰ লিপি আৰু বানানৰ নিৰ্দেশন দেখা পাৰ।—সম্পাদক।

সুতোঁ পৰ উপত্যকা কে লোগ জংগলী পিড়োঁকি ক্ষিলকোঁ আৰু পত্তোঁ কা রংগ দেকিৰ বিভিন্ন রংগোকে সূত তৈয়াৰ কৰতৈ হৈ আৰু উনসে বিভিন্ন রংগ-বিৰংগা কপড়া বৃনকৰ কাম মেঁ লাতৈ হৈ। খাসী, ন'গা আদি পহাড়োঁ পৰ বসনেবালৈ লোগ বহুত দিনোঁ পহলৈ সে হৰি কপাস কে সূত পৰ অনেক প্ৰকাৰকি রংগ লগানৈ কা কাৰ্য কৰতৈ আয়ে হৈ। ইন কপড়োঁ পৰ নানা প্ৰকাৰ কে ফল-পত্তে নিকালনৈ কী প্ৰণালী ভী বহুত সময় সে চলতী আৰ্দ্ধ হৈ। বৌজ ভিজুআঁনি সোনিকে পন্নোঁ পৰ অনিক চিত্ৰ অ'কিত কৰ পুস্তক লিখী থী। হমাৰি সমীপবৰ্তী পহাড় কি কিনাৰে পৰ অবস্থিত বাপু চাংগ কে ভিজুআঁকে পাস এসী দুষ্প্ৰাপ্য পুস্তক অৰ ভী বিদ্যমান হৈ।*

হমাৰি দেখনৈ মেঁ অনেক প্ৰাচীন সচিত্ৰ পুস্তকেঁ আয়ী হৈ—জিনমেঁ, জোৱাট কি শীশীফুলবাড়ী সত্বকা “কীৰ্তন-ঘোষা”, শীশীআউনিআটী সত্ব কা “হস্তিবিদ্যামহার্ণব”, নৌজাংৰ কি শীশীকুৰুঁগ সত্ব কা “সংস্কৃত-ভাগৃত” (শীঘৰ স্বামী কী টীকা সহিত), শীশীবালি সত্ব কা “আয় দশম স্কন্দ ভাগৃত” আৰু অজ্ঞেয় ডাঁৰ সূর্যকুমার ভুড়ঁয়া দ্বাৰা সংঘৰ্ষোত “ধৰ্মপুৰাণ” প্ৰধান হৈ। ইন সভো পুস্তকোঁ কে দেখনৈ পৰ হৰ্মেঁ শীশীবালি সত্ব কি শীঘৰিন্দ্ৰনারায়ণ দেৱাধিকাৰ কে ঘৰমেঁ জো আয় দশম স্কন্দ মিলা, সত্বসে প্ৰাচীন প্ৰতীত হোনৈ পৰ উসকা হমনৈ সংগ্ৰহ কিয়াঁ আৰু বামনকি চাঁদ পকড়নৈ কে সমান হৈ উসকে প্ৰকাশন কা কাৰ্য হমনৈ অপনৈ হাথমেঁ লিয়া।

জো মূল প্ৰতি হৰ্মেঁ প্ৰাপ্ত হুই উসকে পন্নোঁকা আকাৰ $15'' \times 7''$ হৈ আৰু প্ৰায়: প্ৰত্যেক পৃষ্ঠ পৰ পদোঁ মেঁ উল্লিখিত প্ৰতি ঘটনা কা চিত্ৰ

* শিবসাগৰমেঁ এসী পুস্তক জো পালী ভাষামেঁ থী, অপনী আঁকড়োঁসে দেখী হৈ।

+ ১৮১ পৃষ্ঠ কি চিত্ৰ কে উপৰ “চতুৰ্দশী তিৰ্থ মেঁ ধনুৰ্যাম মনাঞ্চা, শিবকী পূজা কৰী, অনগিনত শুকৰ কাটো”বালী পঞ্জিমেঁ উম সময় কো লিপি আৰু বৰ্ণনকা নিৰ্দেশ ন মিলিব।

“ভাগৱত” বুলিলে অসমীয়া মানুহে সাধাৰণতে এই আত্মদশমকেই বুজে। অনুমান হয়—বৈকুণ্ঠৰ পট অঙ্কন কৰেোতা মহাপুৰুষ শ্রীমন্ত শঙ্কৰৰ নির্দেশমতে তেওঁৰ বচিত পদৰ মাজে মাজে প্ৰত্যোক ঘটনাৰ চিত্ৰবোৰ অঙ্কন কৰোৱা হৈছিল; অৰ্থাৎ এই চিত্ৰবোৰ সম্ভৱতঃ মহাপুৰুষে নিজে অনুমোদন কৰিছিল। অৱশ্যে আমি পোৱা সচিত্ৰ আত্মদশমখন মহাপুৰুষে আগত থাকি নকল কৰোৱা নহ'ব পাবে; পৰৱৰ্তী কালত এটি পুথি নকল কৰা আৰু চিত্ৰবোৰ অঙ্কন কৰা হলেও মহাপুৰুষৰ অনুমোদিত চিত্ৰ অনুকাপে অঙ্কন কৰা বুলি ধৰিলে বোধকৰ্বো ভুল নহ'ব। পুথিখনিৰ শেষত ১৯৬১ শ'ক লিখা আছে; গতিকে এই পুথিৰ আথৰ আৰু চিত্ৰবোৰ ১৯৬১ শ'কৰ অৰ্থাৎ ১৫৩৯ খ্রিষ্টৰ বা ষোড়শ শতকাৰ আদি ভাগৰ বুলি ধৰিব পাৰি। এই সময়ত শ্রীমন্ত শঙ্কৰদেৱৰ বয়স ৯০ বছৰ। আমি পোৱা উক্ত আত্মদশম স্বন্ধে ভাগৱতৰ পদবোৰ ছবছ ছপা কৰি তাৰ মাজে মাজে পুথিৰ তিনি বঙ্গৰ চিত্ৰবোৰ ছপা কৰা আমাৰ পক্ষে অসম্ভৱ; সেই কাৰণে পদবোৰ পুথিৰ বানানতে শুকৌয়াকৈ ছপা কৰা হৈছে আৰু চিত্ৰবোৰ ভগৱানৰ কৃপাত আজি প্ৰায় ন বছৰ পাছতহে শুকৌয়াকৈ প্ৰকাশ কৰা হল। চিত্ৰবোৰ বুজিবৰ শুবিধাৰ অৰ্থে প্ৰত্যোক চিত্ৰৰ ভলে তলে অতি সংক্ষিপ্ত বিৱৰণ দিয়া হল। বিৱৰণবোৰত চিত্ৰ অনুসাৰে শ্রীকৃষ্ণৰ শৈশৱ আৰু কৈশোৰ লৌলা ফুটাই তুলিবলৈ যত্ন কৰা হৈছে। এই কাৰণে পুথিখনিৰ নাম চিত্ৰ-ভাগৱত বথা হল। ই চাৰি শ'বছৰ আগৰ প্ৰাচীন কামৰূপৰ ভাগৱতীসকলৰ ভাগৱত প্ৰচাৰৰ এটা জীৱন্ত নিৰ্দৰ্শন।

আৰম্ভকৰক অনুৰূপ ছোটা যা বড়া, তীন রংগোঁ মেঁ চিত্ৰিত হৈ। যথা—পহলৈ পৃষ্ঠ পৰ শুক্ৰদেৱ আৰু পৰীচ্ছিতকা চিত্ৰ ৪"×৩।।" তথা দুসৰৈ পৃষ্ঠ কা চিত্ৰ ১।।"×৩।।" নাপকা হৈ। পুস্তক মেঁ রহে নাপোঁ মেঁ হম সমী চিত্ৰোঁ কো তৈয়াৰ নহীঁ কৰিবা সকে। প্ৰায় আধে আৰু কুকু চৌৰাঈ আকাৰ মেঁ হী চিত্ৰ বনবায়ি হৈ। সমী চিত্ৰোঁ কো তীন রংগ মেঁ তৈয়াৰ কৰনৈ পৰ ব্যৱ অধিক হৈন কো স'ভাৱনাৰে কুকু তো তীন রংগোঁ মেঁ বনবায়ি গয়ে হৈ বাকী সিৰ্ফ এক রংগ মেঁ হী তৈয়াৰ কৰ ছ'পদায়া হৈ।

অসমিয়া আদ্য দশম যানি দশম স্কন্দ ভাগৱত কা পহলা খ'ড়, মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ রচিত মহাভাগৱত কা এক অংশ হৈ। “ভাগৱত” কহনৈ সে সাধাৰণত্যা অসমিয়া লোগ ইস আদ্য দশম কো হী সমভৰ্তী হৈন। অনুমানতঃ বৈকুণ্ঠ কে পটকে অংকনকাৰী মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ কি নিৰ্দেশ্যানুসাৰ হী, উনকে হারা রচিত পদোঁকে বীচ-বীচ মেঁ প্ৰতি ঘটনাকে চিত্ৰ অংকিত কৰিয়ে গয়ে থৈ, অৰ্থাৎ—চিত্ৰোঁকে লিএ মহাপুৰুষনৈ খ্য হী অনুমোদন কীয়া থা। হমেঁ জো আদ্য দশম মিলা হৈ উসকো, হী সকতা হৈ মহাপুৰুষকে সামনে নকল ন কী গৈই হো; পৰ বাদ মেঁ প্ৰতিলিপি কী জা সকতী হৈ আৰু চিত্ৰোঁকা অংকন ভী হো সকতা হৈ। ফির ভী মহাপুৰুষ হারা অনুমোদিত আধাৰ পৰ চিত্ৰোঁ কা অংকন কীয়া গয়া ইসা মান লেনি পৰ, শায়দ কোই ভুল ন হোগৈ। পুস্তক কে অ'ত মেঁ ১৪৬১ শক লিখা হুআ হৈ অতঃ ইস পুস্তক কে অক্ষৰ আৰু চিত্ৰ ১৪৬১ শক যানি ১৫৩৮ ঈৰ্ষোঁ যা সোলজৰ্বোঁ সঁদী কে প্ৰথম ভাগ কৈ হৈ ইসা মানা জা সকতা হৈ। ইস সময় মেঁ আমন্ত শঙ্কৰদেৱ কী আয়ু ৯০ বৰ্ষ কী থৈ।

হমেঁ জো আদ্য দশম কী মূল প্ৰতি মিলী উসকে পদোঁ কী উসী প্ৰকাৰ ছ'পদাকৰ উসকে বীচ-বীচ মেঁ তীন রংগোঁ কী চিত্ৰোঁ কা ছ'পদানা হমাৰে লিএ অস'ভাৱ থা; ইস লিএ পদোঁ কী পুস্তক কী

चित्रबोध विबरण लिखेंते नलबाई संस्कृत कालेज व आगव अध्यक्ष पंडित श्रीयुत् भगवानचन्द्र गोस्वामी काव्य-व्याकरणतीर्थदेवे आमाक भालेखिनि सहाय करिछे। विवरणबोध इन्द्री अनुवाद मोब छात्र श्रीमान् महेन्द्रमोहन तालुकदारे करि दिछे। मोब अनुज सदृश मारोराई पंडित श्रीयुत वाम्पदेर शर्मादेवे इन्द्री अनुवादबोध सम्पादन करि दिछे। एই तिनिजन सज्जनब सहाय नापाले मोब द्वाबा एই काम है नुठिलहेँतेन। इयाब उपरि श्रद्धेय बक्तु डा० सुधीरचन्द्र चक्रवर्तीदेवे (कलिकता) इन्द्री अंशब आक मोब सहकर्मी श्रीयुत योगेशचन्द्र गोस्वामी स्मृति-व्याकरण शास्त्रिये असमीया अंशब ग्रन्थ चोरातो मोक भालेखिनि सहाय करिछे। एই काबणे एই केहेजन भात्र घुचबत चिबक्तउज्ज्ञ थाकिलै।

पुस्तिनब छपा कार्यत प्राय पॅचिश हाजाब टका ब्यय हल ; तलत नाम दिया। महाशयसकले आमाक मुठते सात श सात टका। एই कामत साहाय करिछे ; एইबाबे तेखेतसकलब ओचबतो कृतउज्ज थाकिलै। तेजपुरब पाबिजात सज्जे—पॅचिश टका ; बिः बि. केबकेबा—एश टका ; श्रीयुत मणिबाम कट्टुस्ट्रे—दह टका ; श्रीयुत बापुबाम दह—पञ्चाश टका ; श्रीयुत तुलसीनाथ भट्टोचार्य—पञ्चाश टका ; श्रीमान कमलाकान्त नाथ (छात्र)—पाँच टका ; श्रीयुत बाजमोहन नाथ बि. इ.—पॅचिश टका ; मिः एच. के. दह, आइ. चि. एच.—दुश टका। नगाओ (टिङ्ब) श्रीयुत चन्द्रकान्त बबकाकति—एटका ; श्रीश्रीदिहिं सत्राधिकाब—कुबि टका ; श्रीश्रीदक्षिणपाट सत्राधिकाब—सत्तब टका ; गुराहाटीब टका ; श्रीश्रीदक्षिणपाट सत्राधिकाब—सत्तब टका ;

वर्णन में ही अलग अलग छपवाया है। भगवान् की कृपासे चित्रों की आज नौ साल बाद ही प्रकाशित किया है। समस्तने के लिए प्रत्येक चित्रके नीचे बहुत ही संक्षेप में विवरण दिया गया है। पुस्तक का नाम “चित्र-भागवत” रक्का गया है। यह चार सौ साल पहले के कामरूपके भागवत धर्मानुयायियों के भागवत प्रचारका एक सजीव प्रमाण है।

चित्रों के विवरण लिखने में नलबाड़ी संस्कृत कालेज के प्राक्तन अध्यक्ष श्रीयुत प० भगवानचन्द्रजा गोस्वामी काव्य-व्याकरण-तीर्थने हमें बहुत सहायता दी। विवरणों का हिन्दी अनुवाद मेरे प्राक्तन छात्र श्रीमहेन्द्रमोहन तालुकदारन किया है। मेरे अनुज सट्टश मारवाड़ी पंडित श्रीयुत वासुदेवजी शर्मा ने हिन्दी अनुवादों का सम्पादन कर दिया है। यदि इन तीन सज्जनों का सहायता न मिली होती तो मुझसे यह काम न हो पाता। इसके अतिरिक्त अङ्गेय बन्धु डा० सुधीरचन्द्र देवने हिन्दो अंशके और सहकर्मी श्रीयोगिशचन्द्र गोस्वामी स्मृति-व्याकरण शास्त्रीने असमिया अंशके प्रूफ देखने में अत्यधिक सहायता दी। इसके लिए इन भाइयों का आभारी हूँ।

पुस्तकके छपवाने में पञ्चीस हजार रुपये के आस पास व्यय हुए हैं। निम्नलिखित सज्जनोंने हमें कुल सात सौ सात रुपये देकर इस काममें सहायता की। इसके लिए इन लोगोंका आभारो हूँ। रुपये देनेवाले सज्जनोंके नाम ये हैं—

तेजपुर पारिजात संघ २५), मि० बी० केरकेरा १०), श्रीयुत् मणिराम कण्ठाकर १०), श्रीयुत् बापुराम दत्त ५०), श्रीयुत् तुलसीनाथ भट्टोचार्य ५०), श्रीकमलाकाल्त नाथ (छात्र) ५), श्रीयुत् राजमोहन नाथ बी० इ० २५), मि० एस० के० दत्त, आइ० सौ० एस० २००), नौगांव ठिंगके श्रीयुत् चन्द्रकाल्त बरकाकति १),

(॥०/० ')

শ্রীযুত কৃষ্ণানন্দ গোস্বামী—এশ টকা ; শ্রীযুত গোপালচন্দ্র বৰুৱা
(বৰুৱা এজেন্সি)—পঞ্চাশ টকা ; আৰু নলবাৰীৰ শ্রীযুত
চোথমল চেৰাউগী—এটকা ।

ইমান খৰচবহুল কাম আমাৰ দ্বাৰা হোৱা অসম্ভৱ ; বাইজৰ
শুভইচ্ছা, সাধুসকলৰ—বিশেষকৈ পুথিৰ স্বত্ত্বাধিকাৰী গোস্বামীদেৱৰ
আশীৰ্বাদ আৰু তগৱানৰ কৃপাতহে ই সম্ভৱ হৈছে । এতেকে
এই কামটো মহাপুৰুষৰ ইচ্ছাতহে হোৱা বোধে—যাতে আমাৰ
হিয়াত উঠিব পৰা গৰ্ব ভাৱক উঠিব নিদিয়ে, তাৰ বাবে
বাইজৰ মাজেন্দি শ্ৰীতগৱানৰ চৰণত প্ৰাৰ্থনা জনালোঁ ।

নলবাৰী, কামৰূপ, অসম । }
২৯ অঘোগ, ৫০১ শঙ্কৰাবৰ্দ । }

শঙ্কৰকিঙ্কৰ
হৰিমাৰায়ণ

শ্রীশ্রীদীহিং সত্ত্বাধিকাৰ ২০), শ্রীশ্রীদক্ষিণপাট সত্ত্বাধিকাৰ ৩০),
গুৱাহাটীকে শ্রীযুত কৃষ্ণানন্দ গোস্বামী ১০০), শ্রীযুত গোপালচন্দ্ৰ
বৰুৱা (বৰুৱা এজেন্সী) ৫০) আৰু নলবাৰীকে শ্রীযুত চৌথমল
মৰাবণী ১) ।

ইতনৈ অ্যবহুল কাৰ্যকা হমাৰি দ্বাৰা হোনা অসম্ভব থা ; কিন্তু
সজ্জনোঁ কী শুভ ইচ্ছা, সাধুশ্রোঁকা আশীৰ্বাদ আৰু ভগবান্ কী
কৃপাকে কাৰণ হী যহ সম্ভৱ হুআ হৈ । অতঃ যহ কাম মহা-
পুরুষোঁ কী ইচ্ছাসি হী হুআ সম্ভকৰ হমাৰি মনমে উঠ
সকনিবালি গৰ্বভাব ন উঠ পাৰিং উসকে লিএ হমাৰি দেশবাসিয়োঁ
দ্বাৰা শ্ৰীভগবানকে চৰণোঁ মি' প্ৰাৰ্থনা কৰতা হৈঁ ।

নলবাৰী (কামৰূপ), অসম । }
২৫ অগৱন, ৫০১ শঙ্কৰাবৰ্দ । }

শ'ক'র-কিঙ্কৰ
হৱিনারায়ণ

শ্রীমন্ত শঙ্কবদেৱ

শ্রীমন্ত শঙ্কবদেৱ ১৪৪৯ খ্রিষ্টাব্দত অসমৰ নগাওঁ জিলাৰ বটকুৰাৰ ওচৰৰ আলিপুখুৰী নামে ঠাইত জন্মে। তেওঁৰ পিতৃৰ নাম কুমুম্বৰ শিরোমণি ভূঞ্চাঁ। শ্রীমন্ত শঙ্কবদেৱৰ জন্মৰ অলপ দিন পাছতেই পিতৃ-মাতৃ স্বৰ্গী হয়; বুটীমাক খেৰস্তৌ আইৰ লালন-পালনত তেওঁ ডাঙৰ হয়।

শ্রীমন্ত শঙ্কবৰ কপ-গুণৰ কথা তেওঁৰ চিৰসন্দী মহাপুৰুষ শ্রীমাধৱদেৱেৰ এইদৈবে বৰ্ণনা কৰিছে—শ্রীশঙ্কবৰ বৰ্ণ গৌৰ, মূৰ ছত্ৰাকাৰ, নয়ন আযত, অধৰ বাতুল, উক, জানু, জজ্বা আদি সকলো। অঙ্গ দেখিবলৈ সুশোভন, ডিঙিত ধৰন উত্তৰী, বক্ষস্থূলত কঠমণি, হিয়াত সুৱৰ্ণৰ হাব, দুই হাতত তাঁৰ, হাতৰ আঙুলিত আঙঢ়ি, নৌলা পাবিৰ হেঙ্গুলীয়া ভুনি, মুখত মিচিকৌয়া ইঁহি, বাণী মেঘৰ দৰে গস্তীৰ, গজগতি গমন, ধৌৰ মতি, দেৱতাৰ দৰে তেওঁৰ বিতোপন কপ।

শ্রীমন্ত শঙ্কবদেৱেৰ তেৰ বছৰ বিয়মত মহেন্দ্ৰ কন্দলৌ নামে পণ্ডিতৰ পাঠশালাত বিদ্যা শিক্ষা আবস্তু কৰে। তেওঁ চাৰি বছৰতেই হিন্দুধৰ্মৰ আৱশ্যকীয় সমস্ত শাস্ত্ৰ অধ্যয়ন কাৰ শেষ কৰে। তাৰ পাছত ঘৰলৈ যায় আৰু যোগ অভ্যাস কৰিবলৈ ধৰে। ইয়াৰ পাছত ভাগৱত আলোচনাত মগ্ন হয়। তাকে দেখি খুবাকসকলে তেওঁক বিয়া কৰাই দিয়ে আৰু পিতৃৰ শিরোমণি বিষয় শোধাই দিয়ে। শ্রীশঙ্কবে এৰাব মোৱাৰি ছয়োটা বিষয় পোনতে কিছুদিন চলাবলৈ ধৰিলৈ। কিন্তু পাছলৈ তেওঁৰ ধৰ্মচিন্তা

শ্রীমত শংকরদেব

শ্রীমত শংকরদেব সন ১৪৪৮ মে. আসামকে নৌগাঁৰ জিলাকৈ বঠদ্রবাকৈ নজদীক আলিপুখুৰী নামক স্থানমে জন্ম অহণ কীয়া থা। উনকৈ পিতাকা নাম আ কুমুম্বৰ শিরোমণি ভূঞ্চাঁ। শ্রীমত শংকরদেবকৈ জন্মকৈ থীড়ি দিন বাদ মাতা পিতা ইস দুনিয়ামি চল বসি। বি নানীকী পৰবৰিশমে বড়ে হুয়ে।

শ্রীমত শংকরদেবকৈ রূপ-গুণকী বাত উনকৈ চিৰসংগী মহাপুৰুষ শ্রীমাধৱদেৱনৈ ইস তৰহ ব্যান কী হৈ—শ্রীশংকরদেব গৌৰবৰ্ণ, কলাকাৰ মস্তক, আয়ত নয়ন, রক্তাভ অধৰ, উক, জানু-জংঘা আদি সকল অংগ দেখনিমি' সুশোভন; গলিমি ধৰল উত্তৰীয়, বচ্চ:স্বলমি' কঠমণি, হিয়মি' সুৱৰ্ণহার, বাজুমি' তার, অংগুলীমি' অঁঁঝঠী, নৌলী পাৰিকী কিশৰিয়া ধোতী, সুখপৰ মণ্ডহঁসী, বাণী মিঘকী তৰহ গংমীৰ, গজ-গমন, ধৌৰ মতি, দেৱতাকী তৰহ উনকা সুযোগিত রূপ।

শ্রীমত শংকরদেব ১৩ বৰ্ষকী অবস্থামে মহিন্দ্ৰ কন্দলৌ পংডিত কী পাঠশালামি' বিদ্যাধ্যযনকৈ লিয়ে প্ৰবিষ্ট হুয়ে আৰু চাৰ বৰ্ষৰ্মি' হী "হিন্দুধৰ্ম" কা অধ্যয়ন সমাপ্ত কৰ লিয়া। ইসকৈ পঞ্চাত্ ঘৰ আকৰ যোগাভ্যাস কৰলৈ লগি আৰু ভগবত্ চি'ননমি' অপনিকো লগা দিয়া। ঘৰবালোনি যহ দেখকৰ ইনকা বিবাহ কৰ ইনকো সাংসারিক গৃহস্থ কৰ্ম কৰনিকো অনুপ্ৰেত কীয়া। ঘৰবালোকী অনুৰোধ কো ন রখ সকনৈক কাৰণ বি দোনোঁ কৰ্ম কৰনৈ রহি পৰ অপনি মানসিক দঁড়কো ন রোক সকনৈক কাৰণ বি অপনা ঘ্যান

प्रबल है उठे, आन कि बेहिताग निशा तेंदुंब आञ्च-चिन्ताते यावलै धरे ।

सेइ समयत आमार देशत शाकुधर्ष प्रबल आछिल, आक किछुमाने धर्षव नामत तन्त्रव बिकुत मते चलि नाना अनाचार आक व्यभिचार कविछिल । श्रीमन्त शक्तवे तात वाधा दि देशत एक झेथर उपासना प्रचार कविवलै आवष्ट कवे । तेंदुंगोलोकधामव पटे आक चिह्नयात्रा भाओना कवि सकलोवे मन भगवन्मूर्खी कविले आक ब्राक्षणवपवा कैरर्त्तलैके सकलो श्रेणीव मामुहव मान्तत “कलिव परम धर्म जाना हर्बि नाम” बुलि घोषणा कविले । पाछलै श्रीशक्तव एहे धर्म पर्वतौया आक मुहुलमान भाइसकलेओ ग्रहण कवि आनन्द लाभ कविवलै धरे । एइसकलव भितव्वपवा आको केहेजनमाने विशिष्ट भक्त है उठि प्रचारक वा धर्माचार्य पदो लाभ कवे । अस्पृश्यता आक मादकता वर्जन, अहिंसा, भूतदया आक त्याग तेंदुंब धर्षव मूलनौति हल ।

श्रीशक्तवे प्रचार कविवलै धरिले—

(एकेश्वरवाद) “एक देर एक सेर ;

एक विने नाइ केर ।”

आको कले,—

(सांख्य वाद) “नाहि भक्तित जाति आचार-विचार ।

कृष्ण-भक्तित समस्तवे अधिकाव ॥” (कौर्त्तन)

आक कले—

(अहिंसा) “ब्राक्षण-चण्डाल-चोर-दाता-क्रूर-शास्त्र ।

सवाते आमाक तुमि देखिवा नितांत ॥” — भक्तिवद्वाकव

भगवत् चिंतन मे छौ लगाने लगे और अपने इन गुणों से वे सबकी नजरमें श्रेष्ठ जँचने लगे ।

उस समय हमारे देशमें शाक्त-धर्मका प्रभाव था; और कुछ लोग तो धर्मके नामपर तत्त्वको क्लान्तिकारी गतिमें चल कर अतिशय अनाचार करते थे । श्रीमंत शंकरने राम राम करके उसमें बाधा डाली । और उन्होने एक ईश्वर का ध्यान करनेका मत प्रचार किया । वे गोलोकधामके पट अंकन कर चिङ्गयात्रा तथा “भावना”से सबका मन भगवन्मूर्खी करने लगे और ब्राह्मणसे लिकर स्त्रेच्छ तक सभी श्रेणीके बीचमें “कलिका परम धर्म हरिनाम है” कह कर प्रचार करने लगे । पीछे तो इनका धर्म पहाड़ी भाई तथा मुसलमान भाईयोंने खुशीके साथ अहण किया । इन लोगोंके बीचमें से चंद लोग तो विलक्षण भक्त बन गये और धर्म प्रचार करके प्रचारक यानी धर्माचार्य कहलाते थे । अहिंसा, छूत, और मादक द्रव्य वर्जन, भूतदया, त्याग आदि उनके धर्मको नीति हुई । श्रीशंकर प्रचार करने लगा—

(एकेश्वरवाद) “एक देव एक सेव ।

एक विना नाहि केव ॥”

फिर कहा—

(सांख्यवाद) “नाहि भक्तिमें जाति आचार विचार ।

कृष्ण भक्तिमें सबका अधिकार ॥” (कौर्त्तन)

और कहा—

(अहिंसा) “ब्राह्मण चंडाल चोर दाता क्रूर शान्त ।

सबाते आमाक तुमि देखिवा नितांत ॥” (भक्तिरत्नाकर)

हात दाङि घोषणा करिले,—

(परम-तत्त्व)—“समस्त भूतेरे हृदयत आँखों आमि ।
परम सुहृद महेश्वर अन्तर्यामी ॥”
हेन बुद्धि करि सर्वदाय जाना मोक ।
एतेके तरिका संसारर दुख शोक ॥”

—भक्ति प्रदीप

श्रीशक्तब्रव ग्राहित धर्म दास्ताव ग्रधान; तेऽव मते
श्रीकृष्णहि परम ऋक्ष, तेरेहि समातन, तेरेहि ज्ञानमय, तेऽव पूर्कष
प्रकृतिव पर । तेऽव निजक कृष्ण-किञ्चब बुलि यत्तेत तत्तेत चिनाकि
दिग्बेष्टे । दास भावे कृष्णव नामगुण श्रवण कौर्तन कवाकेइ तेऽव
भक्तिव प्रधान उपाय बुलि घोषणा करि दिग्बेष्टे । तेऽव मते अनु
देर-देरौ मिछा, केरल एक कृष्णतेहि जौरे शबण लै तेऽव
नाम-गुण श्रवण-कौर्तन करिले सकलो सिद्धि हय । एই कारणे
श्रीशक्तब्रव ग्राहित मतक एक शबण धर्म बोले ।

श्रीशक्तब्रव आलिपुरुषौ अस्तुल वोधकवि ज्ञातिसकलव सैतेप
पूर्वपूर्कव भेटि-बट्डरालै उठि याय आक तात हाटि वाटि पाति
आक कौर्तन घव आदि सज्जाइ बास करे । अलप दिन पाछतेहि
इयात हवि-कौर्तनव बोल घव बेछि है उठिल आक बछते तेऽव
शिष्यात्र ग्रहण करिले । इयाव केहिवह्रमान पाछत श्रीशक्तब्रव पञ्चौ
वियोग हय । ताव पाछतेहि तेऽव बाबजन भक्त लगत लै बाब बछव
काल गोटेहि भावतव तीर्थवोव दर्शन कवि फूवे । तीर्थव परा यूवि
आहि बट्डरात किछुदिन थकाव पाछत कछावि बिद्रोह हय;
तेतिया श्रीशक्तब्रव ज्ञातिसकलव सैतेप उजनौलै याय । उजनौमि

(परम तत्त्व) “समस्त भूतरे हृदयत आँखों आमि ।
परम सुहृद महेश्वर अन्तर्यामी ॥”
हेन बुद्धि करि सर्वदाय जाना मोक ।
एतेके तरिका संसारर दुख शोक ॥”

—(भक्तिप्रदीप)

श्रीशंकरके प्रचारित धर्मसे दास्ताव प्रधान है । उनके
अनुसार श्रीकृष्ण ही परम ब्रह्म है । वे ही सनातन, तथा
ज्ञानमय हैं । वे पुरुष प्रकृतिसे परि हैं । वे अपने को कृष्ण-
किंकर कह कर प्रचार किया है । दास भावसे नामगुण
श्रवण कीर्तन करनाही भक्तिका प्रधान मार्ग बतलाया है ।
उनके मतानुसार केवल एक कृष्णकी ही शरण लेकर उसीका
नाम गुण तथा श्रवण कीर्तन करनेसे सर्व मिद्दि प्राप्त होगी । इस
लिये श्रीशंकरके प्रचारित मतको “एक शरण धरम” कहते हैं ।

श्रीशंकर ‘आलिपुरुषौ’को अनुपयुक्त स्थान समझते हुये अपने
संबंधियों साथ बट्डवाको चले गये और इसमें हाठ, बाठ
बनाकर और कीर्तन-घर आदि बनवाकर बास करने लगे । ओड़ि
दिनोंके बाद प्रचारके बाहुल्यके कारण ज्यादा लोगोंनि शिष्यत्व
ग्रहण किया । कुछ साल बाद उनकी पत्नी चल बसी । बादमें वे
अपने १२ भक्तों साथ १२ बरसों तक सारे भारतवर्षमें तोर्य-
भ्रमण करते रहे । भ्रमणके बाद बट्डवा लौट आये और
वहाँ रहे । कुछ दिन रहनेके बाद कक्षारी जातिमें गदर हुवा;
तब श्रीशंकरदेव संबंधियों साथ “उजनौ”को चलेगये । उजनौमें
कई जगहोंमें रहकर आखौरकार धुआँहाटमें रहने लगे ।

কেইবা ঠাইতো থাকি শেষত ধুঁঁঁহাটাত গৈ বাস কৰে। ইয়াত তেওঁ শুঁৰ বছৰ কাল একেৰাহে থাকি বহুতক এক শৰণ ধৰ্মত শৰণ দিয়ে। মহাপুৰুষ শ্রীমাধৰদেৱে ইয়াতেই শ্রীশক্ষৰ সঙ্গ লাভ কৰে। এই সময়ৰপৰা এক শৰণ ধৰ্ম উজনৌত কোৱাল ভাৱে চলিবলৈ ধৰে। কিন্তু কিছুদিন পাছতেই ৰজাৰ কোপদৃষ্টি পৰাত শ্রীশক্ষৰে উজনৌ অসম ত্যাগ কৰি ভটিয়াই আহি মহাৰাজ নৰনাৰায়ণৰ বাজ্য কামৰূপৰ পাটবাটুসী পায়ছি। শ্রীশক্ষৰে শিষ্যসকলৰ সৈতে পাটবাটুসীত বহুকাল থাকে।

শ্রীশক্ষৰদেৱে প্ৰাচীনকালৰ বৌদ্ধসংগ্রামৰ দৰে সত্রপাতি বহুতো উদাসীন আৰু গৃহস্থী ভক্ত বাস কৰোৱাৰ ব্যৱস্থা কৰিছিল। সত্রবোৰ গণতান্ত্ৰিক নিয়মে চলোৱাইছিল; তদুপৰি প্ৰত্যেক সত্রতে পুথিভৰাল, পণ্ডিত, লিখা-পঢ়া শিকাৰ ব্যৱস্থা, ঔষধ তৈয়াৰ কৰা শিক্ষা, চিত্ৰ বিদ্যা, খনিকৰি বিদ্যা আদিৰ চৰ্চাবো ব্যৱস্থা আছিল।

শ্রীমন্ত শক্ষৰদেৱৰ প্ৰধান কৰ্মক্ষেত্ৰ পাটবাটুসী ধাম; ইয়াত থকা কালতেই শ্রীদামোদৰদেৱ, শ্রীহৰিদেৱ, শ্রীগোপাল দেৱ (আতা) আৰু শ্রীনাৰায়ণ ঠাকুৰে তেওঁৰ সঙ্গলাভ কৰি এক শৰণ ধৰ্ম প্ৰাচীন কামৰূপত বহুলভাৱে প্ৰচাৰ কৰে। কিছুদিন এইদৰে ধৰ্মপ্ৰচাৰ হলত শ্রীশক্ষৰ ওপৰত মহাৰাজ নৰনাৰায়ণৰ কোপদৃষ্টি পৰে; কিন্তু পাছত মহাৰাজে শ্রীশক্ষৰ গুণ-গৰিমা বুজি পাই তেওঁক বিশেষ আদৰ কৰে আৰু নিজ বাজধানৌৰ ওচৰতে তেওঁৰ থকা মেলাৰ বন্দোৱস্ত কৰি দিয়ে। শ্রীশক্ষৰে প্ৰায় ১১ বছৰ বয়সত এই পাটবাটুসীৰ পৰা ১১০ জন শিষ্য লগত লৈ ২য় বাৰ

যহাঁ লগাতার ১৮ বৰস তক রহ কৰ বহুত লোগোৰ এক শৰণ ধৰ্মকী শিঙ্গা দীংঘা দী। মহাপুৰুষ মাধৱদেৱ যহী'পৰ ইনক সন্মানমেঁ আয়ে। ইসী সময়সৰ্হী উজনৌমেঁ এক শৰণ ধৰ্মকা প্ৰভাৱ জোৰসৈ হৰনৈ লগ। লেকিন থোড়ি দিনোঁকি বাদ বৈ রাজাকী কোপদৃষ্টিমেঁ পড় কৰ উজনৌ অসম ছীড় কৰ মহারাজ নৰনাৰায়ণক রাজ্যমেঁ তথা কামৰূপ জিলিক পাটবাটুসী নামক স্থানমেঁ চলি গয়ে আৰু অপনি শিষ্যোঁ সহিত বহী' পৰ অনিক দিনোঁ তক রহে।

শীঁঁকৰদেৱনি বৌদ্ধ সংঘাবাম কহী' কহী'পৰ সন্ধি বনবাকৰ বহুতসৈ উদাসীন আৰু গৃহস্থী ভক্তোঁকী বসানিকী অবস্থা কী আী। সন্ধি'কো গণতান্ত্ৰিক পড়নিসৈ চলানিকী অবস্থা আী। উসমেঁ ভা হৰ সন্ধি' পুস্তকালয়, শিঙ্গা দিনকী অবস্থা, শীঁঁঁঁঁঁঁ বনানিকী শিঙ্গা, চিত্ৰবিদ্যা, তথা কাৰ্যাগৰী বিদ্যা আদিকী চৰ্চা কৰনিকী অবস্থা আী।

শীঁঁকৰদেৱকা প্ৰধান কৰ্মক্ষেত্ৰ পাটবাটুসী হৈ। ইস সময়মেঁহী শীঁঁদামোদৰদেৱ, শীঁঁহৰিদেৱ, শীঁঁগোপালদেৱ (আতা) আৰু শীঁঁনাৰায়ণ ঠাকুৰ আদি পুরুষোঁনি উনকা সঁ'গ লাভ কৰিয়া আ। বৈ এক শৰণ ধৰ্মকা প্ৰচাৰ, কামৰূপমেঁ কৰতি থি। কুকুৰ্দিন ইসী তৰহ ধৰ্ম-প্ৰচাৰ কৰনিকৈ বাদ মহারাজ নৰনাৰায়ণকী কোপদৃষ্টি পড়ী— লেকিন বাদমেঁ মহারাজনি শীঁঁকৰকী গুণ-গৰিমা দিখকৰ উন্হেঁ বিশেষ সম্মানিত কৰ অপনী রাজধানীকৈ নজদীক হী উনকী রহনিকী অবস্থা কৰিবা দী। শীঁঁকৰদেৱনি কৰীৰ ১১ বৰস হী উসমেঁ পাটবাটুসীসৈ হী ১২ ' শিষ্যোঁ কো লেকৰ দূসৰীবার

तौर्थ पर्याटन करे। एइबाब तेओं निशा य'तेइ बास करिछिन, त'तेइ एकोथन सत्र है उठाब दबे हैछिल। तौर्थब परा घूरि आहि किछुकाल पाटवाउसौत थकाब पाहत पुनब महाबाज नवनारायणब राजधानी कोचविहाबलै याय आक ताते आडै बहुव काल थकाब पाहत १५६८ खुष्टावृत बैकुण्ठ प्रयाग करे।

श्रीमन्त शङ्करदेव निजे गृहाश्रमौ आछिल, आक खेतिवाति करि जोरिका निर्बाच करिछिन; किन्तु तेओंब प्रधान संगी महापूरुष श्रीमाधरदेव उदासौन आछिल। श्रीमाधरदेवब आदर्शके लै किछुमान भक्ते संसाब त्यागकरि धर्मप्रचाब करिछिन; एই उदासौन भक्तब सबहभागेहि सत्रब हाटि बहात बास करिछिल।

श्रीमन्त शङ्करदेवे बहुतो शास्त्र प्राण्यण करे; ताब भितवत एइकेइथन प्रधान—(१) कौर्तन घोषा, (२) श्रीमङ्गरत १म, २य, ३य शक (अनादि पातन), ६ष्ठ शक (अजामिल उपाख्यान), ८म शक (अमृत मथन—बलिहलन). आद्य दशम, कुरुक्षेत्र, एकादश शक, निमिनर मिन्द, द्वादश शक, गुणमाला, बामायण (उत्तराकाण), हरिश्चल्ल उपाख्यान, भक्ति-वत्ताकर (संस्कृत), टोटेय, बड्गीत, अङ्गोया नाट—कालिदमन, पञ्जीप्रसाद, केलिगोपाल, कळिगी द्वरण, पाबिङ्रात द्वरण, बामविजय इत्यादि।

शङ्कर-किश्व
हरिनारायण

तीर्थ पर्यटन करनेको निकले। इस बाब की उनकी यात्रा तथा स्थान जहाँ २ वे ठहरते थे मानो सब से मालुम होते थे। तीर्थसे लौट कर कुछ दिन तक पाटवाउसौमे' रहनेके बाद फिर महाराज नरनारायणकी राजधानी कूचबिहारमे' ढाई बरस तक रहे। आखिर सन १५६८ मे' वैकुण्ठगमी हुये।

श्रीशंकरदेव गृहस्थी थे; और खिती-बारी करके जीवन विताते थे। लेकिन उनके प्रिय और प्रधान संगी महापुरुष माधवदेव उदासौन थे। श्रीमाधवदेवके आदर्श को अपना कर कुछ भक्तोंने धर्मचर्चा की थी। इन उदासौन भक्तोंमे'से ज्यादा लोग तो सबके हाटिडेरमे' बास करते थे।

श्रीमंत शंकरदेवने बहुतसे शास्त्रोंका प्रणयन किया। उनमे'से नोचे लिखे शास्त्र प्रधान हैं:— (१) कौर्तन घोषा, (२) श्रीमङ्गरायणवत पहला, दूसरा, तीसरा, स्कन्ध (अनादि पातन) कठा स्कन्ध (अजामिल उपाख्यान), आठवाँ स्कन्ध (अमृत मंथन—बलिहलन), आद्य दशम, कुरुक्षेत्र, ग्यारहवाँ स्कन्ध, निधि नवसिद्ध, बारहवाँ स्कन्ध, गुणमाला, रामायण (उत्तराकांड), हरिश्वन्द उपाख्यान, कृकिमणी हरण, भक्तिप्रदीप, (संस्कृत), टीटय, बड़गोत, अंकीया नाट, कालिय दमन, पत्नीप्रसाद, कैलि-गोपाल पारिजात हरण, रामविजय इत्यादि।

शङ्कर-किश्व
हरिनारायण

ॐ नमो भगवते वासुदेवाय ।

चित्र-भागवत :: चित्र-भागवत

ओं नमो भगवते वासुदेवाय ।



बाजा परीक्षि

शुकदेव

**शुकदेव शुद्धिरप्य भागवत शुनिवैले परीक्षितव
आग्रह :-** श्रीमद्भागवतव अध्यात्मन । आक्षय शापत भय खाइ
महाराज परीक्षिते ब्यासव आदेशत भागवत शुनिवैले शुकदेवव
आगत हातयोब कवि आर्थौले बहिछे । परम वैष्णव शुकदेवै
उपवैले हात दाति महाराजक भय करिवैले वाधा दि भागवत
शुनावैले आवस्तु करिछे ।

**महर्षि शुकदेवकि मुँहसि भागवत सुननिका महाराज
परीक्षितका आग्रह :** ब्राह्मणके अभिशापके डरसे महाराज
परीक्षित व्यासके आदेशानुसार भागवत सुननि के लिए
महर्षि शुकदेवके सामने हाथ जोड़कर घुटने टेककर बैठे हुये हैं ।
परम वैष्णव शुकदेव महाराज अभय देते हुये श्रीभागवत सुनाना
प्रारंभ करते हैं ।



স্র্য

বক্ষ

বায়ু

অগ্নি

বশ্মতিয়ে ব্ৰহ্মাত দুখ নিবেদন কৰিছ।

ইন্দ্ৰ

কুবেৰ

চন্দ্ৰ

যম

ধেনুৰূপা পৃথিবীৰ ব্ৰহ্মাৰ ওচৰত দুখ নিবেদন। অসংখ্য দৈত্যৰজাৰ পীড়নত পৃথিবী পীড়িতা হৈ তাৰ ভাৰ সহিব নোৱাৰি ধেনুৰূপ ধৰি ব্ৰহ্মাৰ আগত দুখ নিবেদন কৰিছে। ব্ৰহ্মাই সেই গাভী-ৰূপা পৃথিবীক আগত লৈ স্র্য, বক্ষ, বায়ু, অগ্নি, ইন্দ্ৰ, কুবেৰ, চন্দ্ৰ, যম আদি ত্ৰিদশ কোটি দেৱতাৰ সৈতে ক্ষৌরোদ সাগৰৰ পাৰত পুৰুষ-সুকু মন্ত্ৰেৰে মাধৱক আবাধনা কৰেোঁতে সমাধিত আকাশী বাণী শুনে।

ধিনুৰূপমে' পৃষ্ঠীকা ব্ৰহ্মা কি পাস দৃঃখ নিবেদন :
 অসংখ্য দৈত্যৰাজাশ্চীকি পীড়নসে পৃষ্ঠী পীড়িত হোকৰ বীমৃ সহনীয়ম
 অসমৰ্থ হো ধিনু রূপমে' ব্ৰহ্মাকি সামনে দৃঃখ নিবেদন কৰতো হৈ।
 ব্ৰহ্মানি উস গাভী-ৰূপ পৃষ্ঠীকো সাথ লিকৰ সূৰজ, ব্ৰহ্ম, বায়ু,
 অগ্নি, ইন্দ্ৰ, কুবেৰ, চন্দ্ৰ, যম প্ৰভুতি তৌস কৰোড় দেৱতাশ্চীৰ
 সাথ ক্ষীৰ সাগৰকৈ কিনারি পুৰুষ-সুকু মন্ত্ৰ সি মাধৱকী আৰাধনা
 কৰতি হৃষী আকাশ বাণী সুনী।



যৌতক হস্তী

যৌতক ঘোরা

শঙ্খ বোরা

বথে কংস চরিঢ়া

দৈরকী-বস্তুদের

যৌতক দাসদাসী

দৈরকী-বস্তুদের বিবাহ আৰু আকাশবাণী শৱণ।
ভগবানৰ আদেশ অনুসাৰে দেৱ-দেৱৌসকল পৃথিবীত যত্নবংশত
জন্মে। দেৱমাতা অদিতি যত্নবংশৰ দেৱক বজাৰ ঘৰত
দৈরকী নামে জন্মলাভ কৰে। দৈরকীক বস্তুদেৱৰ লগত
দাস-দাসীৰ সৈতে বিয়া দি কংসই* ভণীয়েকৰ স্নেহত নিজ বথ
চলাই নানা বাঢ় ভণ্ডেৰ বস্তুদেৱ ঘৰলৈ যাত্রা কৰিছে। এনেতে
মাজ বাটিত আকাশবাণী শুনিলে—“যাক বথত লৈ আনন্দমনে
শহুবেকৰ ঘৰত থবলৈ ওলাইছ, সেই দৈরকীৰ অষ্টম গৰ্ভবপৰা
তোৰ বিনাশ হব”। এই বাণী শুনিয়েই কংসই দৈরকীৰ চুলিত ধৰি
তৰোৱাল দাঙি কাটিবলৈ উত্তত হৈছে। বস্তুদেৱে হাত দাঙি নানা
প্ৰবোধ বাক্যেৰে বাধা দিছে। দৈরকীয়েও “দাদা মোক নাকাটিবা,
তোমাৰ চৰণত পৰিষেঁ” বুলি আৰু কাঢ়ি আগভৰিখনত আগ
হাতখনেৰে সাৱোট মাৰি ধৰি জৌৱন ভিক্ষা কৰিছে। বস্তুদেৱে
নানা বুজনি দি কংসক নিৰুত্ত কৰিব নোৱাৰি শেয়ত কলে—

“তাহান পুত্ৰত যেবে বৈল মৃত্যুভয়।

সম্পিবো তোমাতে উপজিলে পুত্ৰচয় ॥” ১০৪৬৩ ॥

* দেৱকৰ ভাস্তৱে উগ্ৰসেনৰ পুত্ৰেক।

বসুদেব-দেৱকীকা ব্যাহ ব আকাশবাণীকা শ্রবণ।

ভগবানকে আদিশানুসার দেৱ-দেৱিয়োনি পৃষ্ঠী পৰ যদুবংশমে জন্ম
লিয়া। দেৱমাতা অদিতিনি যদুবংশকে দেৱক রাজাক ঘৰমে দেৱকী
নামসে জন্ম লাভ কিয়া। দেৱকীকা বিবাহ বসুদেবকে সাথ কৰ
দাস-দাসিয়োঁকো সাথ দেকৰ কংসনি * বহনক স্তেহসে খুদ রথ
চলাকৰ অনেক বাদ্যোঁকে সাথ বসুদেবকে ঘৰকী ওৰ যাত্রা কী।
ইতনিমেঁ বীচ রাহমেঁ আকাশ বাণী সুনী—‘জিসকো রথপৰ লেকৰ
আনন্দমনসে সসুৱকে ঘৰ পহুঁচানৈ চলা উসো দেৱকীক আঠবে’
গৰ্ভসে তৰা বিনাশ হোগা। ইস বাণীকো সুনকৰহী কংসনি
দেৱকীকে বাল পকড়কৰ তলবার উঠাকৰ কাটনিকা উদ্যোগ কিয়া।
বসুদেব হাথ উঠাকৰ নম্বৰ বাণীসি মনা কৰ রহে হৈন। দেৱকী ভী
“ভৈয়া ! সুভে মত মাৰো তুম্হাৰে চৰণীঁ মেঁ পড়ী হুঁ” কহকৰ দুটনী
টেককৰ দাহিনে পাঁঁকো দাহিনে হাথসে পকড়কৰ প্ৰাণ ভিক্ষা মাংগ
ৱৰ্তী হৈ। বসুদেবকে সমভানি পৰ ভী কংসক ন মাননি পৰ বসুদেব
নে কহা “যদি দেৱকীক পুত্ৰ হী তৰী মৃত্যুকা কাৰণ হৈ তো মেঁ

জনমতিহী পুত্ৰোঁকো তুমি সঁোপ দুঁঁগা”।

* দেৱকী কে ভাৰ্জ উয়সেন কা পুত্ৰ।



কংস দাস

কংস বাজা

কংস সেরক

বশুদেব পুত্র কৌটিমলক

সত্যক বাথি দিছ।

পূর্বপ্রতিশ্রীত মতে বজা কংস ও চৰত সন্তানৰ সৈতে বশুদেবৰ উপস্থিতি। আগৰ প্রতিশ্রীত মতে বশুদেৱে প্ৰথম সন্তানটো ওপজা মাত্ৰকে কোলাতলৈ কংসৰ ওচৰলৈ আহে। কংস বাজ-সিংহাসনত বহি আছে; এজন সেৱকে পিছ ফালবপৰা তেওঁৰ ওপৰত বিচিত্ৰ বস্ত্ৰমণ্ডিত বগা ছত্ৰ ধৰিছে, সমুখৰ ফালে আন এজন সেৱকে চন্দনাদি গন্ধ দ্ৰব্যৰ পাত্ৰ বাঁওহাতত লৈ আগহাত ওপৰলৈ তুলি বজাৰ স্তৱ কৰিছে। এনে সময়ত কংসই বশুদেৱক সদ্ভজাত সন্তানটো লৈ অহা দেখি বশুদেৱক সত্যবাদৌ বুলি জানি সন্তানটো উলটাই নিবলৈ আদেশ কৰে।

পূৰ্ব প্রতিশ্রুতিকী অনুসাৰ রাজা কংসকী পাস সন্তানকী সাথ বসুদেৱকা আগমন। পূৰ্ব প্রতিজ্ঞানুসাৰ বসুদেৱ পহলী সন্তানকো জন্মতিহী গোদীমে লিকৰ কংসকী পাস আয়। কংস রাজসিংহাসনপৰ বৈঠা হে; এক সৈবক পৌক্ষেসি উসকী জপৰ বিচিত্ৰ রূপোসি সজা হৃআ সফেদ ছত্ৰ ডুলা রহা হে, সম্মুখৰকী ওৱে এক দূসৱা সৈবক চণ্ডনাদি গণ্ধ দ্ৰব্যোকো বায়ে হাথমে লিকৰ দাহিনী হাথসি রাজা কা স্তৱন কৰ রহা হে। ঐসৈ সময়মে কংসনী বসুদেৱকো সদ্যজাত শিশুকো লিকৰ আৰ্তি দেখি বসুদেৱকো সত্যবাদী জান সন্তান কো লৌটা লে জানিকা আদিশ দিয়া।



बथीया

बस्तुदेव-दैरकी

बथीया

नारद ऋषि

कंस राजा

कंसव अनुचब

दैरकौ-बस्तुदेव काबागाबत आरम्भ । बस्तुदेवे सन्तानटि फिबाहै लै योराव पाछतेहै महर्षि नारद कंसव ओचबत उपस्थित हल । नारदे कंसक कवलै धरिले “अबोध कंस, तडे बूजा नाहे ने ये बस्तुदेव, नन्द आदि सकलोविलाक विष्णु अंश देरता । दैरकौ, यशोदा आदि सकलोविलाक देरनारी; तडे पूर्वत कालनिमि आछिलि । विष्णु दैरकौव गर्भत पुनर जन्म तोक घाविव । तोव यिविलाक ज्ञाति सकलोविलाक तोव बैवी ।” कंसहै नारदव कथा शुना मात्रेहै भय खाहे दृत पठाहै दैरकौ-बस्तुदेवक आनि लोहा लगाहै बन्दोशाळत थोराले आक बथिवलै अनुचब नियुक्त कविले ।

एहे मगयत कंस बत्तु-सिंहासनत बहिछे, तेंदुव एजन अनुचबे मुरब ओपबत विचित्र बत्तुखचित छत्र धरिछे; एजन गा बथीया ऐसगृहै ढाल-त्वोराल लै बजाव आदेशलै अपेक्षा कवि आगत वहि आहे ।

दैरकौ-बस्तुदेव कंसके कारागारमें । बस्तुदेव सन्तान को लौटा ले जानिके बाद महर्षि नारद कंसके पास हाजिर हुए । नारद कहने लगे—‘अबोध कंस! तूने क्या समझा नहीं कि बस्तुदेव, नन्द वगैरह सभी विष्णुके अंश देवता हैं, दैरकौ, यशोदा आदि सभी देवनारियां हैं; तूँ पहले कालनिमि था । विष्णु दैरकौके गर्भमें फिर जन्मकर तुम्हे मारेंगी । तेरे जितने कुटुम्बी हैं सभी बैरी हैं । कंस ने नारद की बात सुनते ही डरकर दूत भेजकर दैरकौ-बस्तुदेव को लाकर लौहि की जंजीर लगाकर कैदखान में डलवा दिया और पहरा देनेके लिए अनुचर नियुक्त कर दिया ।

इस समय कंस रत्नसिंहासनपर बैठा है । एक अनुचर मिरपर विचित्र रत्न खचित क्षत्र डुला रहा है, एक देह रक्षा सैनिक ढाल तलवार लेकर राजाके आदेशकी अपेक्षा कर रहा है ।



কংসৰ বখীয়া

বন্দৌশালত বসুদেৱ-দৈৱকী

কংসৰ দাস

কংস রাজা

কংসৰ অনুচৰ

কংসৰ কাৰাগাবত দৈৱকী আৰু বসুদেৱ বন্ধন অৱস্থাত আছে; বখীয়াই বন্দৌশাল পহঁৰা দিছে। গৰ্ভৰতী দৈৱকী চিন্তাযুক্তা হৈ আছে; বসুদেৱে তেওঁক নানা অবোধ-বাক্যেৰে আশ্বাস দিছে। কংসৰ অনুচৰে দৈৱকীৰ গৰ্ভহোৱা সংবাদ কংসৰ আগত দিনত কংস চিন্তাযুক্ত হল; পাছত জন্মহীন বিষ্ণুৰ জন্ম ভয়ত দৈৱকীৰ প্রত্যেক সন্তান জন্ম মাত্ৰেই মাৰিবলৈ শ্বিৰ কৰি বন্দৌশালত খৰ দৃষ্টি বাখিবলৈ অনুচৰক আদেশ কৰিছে।

কংসকে কৈদখানিমে দেৱকী আৰু বসুদেৱ বংধী হুঁই হালতমে হৈ। পহঁৰিদার কৈদখানিমে পহৰা দি রহা হৈ। গৰ্ভবতী দেৱকী চিন্তিত হৈ; বসুদেৱ অনিক প্ৰকৌৰ বাণী সে আঞ্চাসন দি রহে হৈ। কংস দূতমে শিশু-জন্মকী সূচনা পাকৰ চিংতিত হুআ। ফির জন্মৱহিত বিষ্ণুকে জন্মকে ভয়সে দেৱকীকী হৱ সন্তানকো জন্মতেহী মাৰনেকা নিশ্চয় কৰ কৈদখানি পৰ কড়ো নজৰ রখনিকে লিএ অনুচৰকো আদেশ দিয়া।



वक्षण वायु नारद ब्रह्मा वश्वदेव-दैरकी महेश इन्द्र चन्द्र

(देरगणे बन्दीशालत क्रथक तूति कदिछा)

कंसर बन्दीशालत देरी-कपिनौ दैरकीर गर्भत भगवान स्थिति लाभ कविछे। एই कथा दैरकौ आँख वश्वदेवक जनावर कावणे आनव अदृश्ये निज निज वाहनत चरि ब्रह्मा, यम, वक्षण, चन्द्र, इन्द्र आदि देरतासकल कावागावलै आहि भगवानव स्त्र कविछे।

कंसके कैदखानिमें देवी-खरूपिणी देवकीके गर्भमें भगवान ने स्थिति लाभ की है, इस बातका देवकी और वसुदेवको ज्ञान करानिके लिए दूसरोंको डृष्टि बचाकर अपनो अपनी सवारीपर चढ़कर ब्रह्मा, यम, वरुण, चन्द्र, इन्द्र आदि देवगण कारागारमें आकर भगवानकी सुति कर रहे हैं।




ब्रह्मा यम वक्षण वश्वदेव-दैरकी चन्द्र इन्द्र

(वश्वदेव-दैरकीक आश्वास बुलिछा। देरगणे विदाय करि निजथाने याणु)

वश्वदेव दैरकीक भगवान विष्णुर आविर्भावर कथा के आश्वास दि तेझेलोकव परा विदाय लै निज निज वाहनत उठि ब्रह्मा, यम, वक्षण, चन्द्र, इन्द्र आदि देरतासकल भगवान विष्णुक सम्मुखत वाखि पिचुराइ पिचुराइ निज निज थानलै गल।

वसुदेव देवकीसि भगवान विष्णुके आविर्भावकी बात कहकर आश्वासन देकर उनसे बिदा लेकर अपनी अपनी सवारीपर चढ़कर ब्रह्मा, यम, वरुण, चन्द्र, इन्द्र आदि देवगण भगवान विष्णुको सामने रखकर पौछे हट हट कर अपने अपने स्थान पर चले गये।



বসুদেরে তৃতি কবিছ।

বসুদের-দৈরকীক ক্লফে নিজকপে দেখা দিছ।

দৈরকী তৃতি কবিছ।

শ্রীকৃষ্ণৰ আবিৰ্ভাৰ আৰু বসুদেৱ-দৈৱকীৰ স্তুৱ।
 দেৱী দৈৱকীৰ পৰা ভগবান বিষ্ণু চতুৰ্ভূজকপে শঙ্খ, চক্ৰ, গদা, পদ্ম
 কৰত লৈ আবিভূত হল। কণ্ঠত কৌন্তুল, গাত, পীত, বন্ধু, কাণত
 কুণ্ডল, মেঘসম শ্যাম বৰ্ণ, হিয়াত শ্রীবৎসপাণ্ডি, গলত বনমালা,
 কটিত বত্তৰ মেখলা, কৰত কঙ্কণ, পাদপদ্মত বত্তময় লুপুৰৰ অন্তুত
 বালকৰ জ্যোতিয়ে সৃতিকা ঘৰ প্ৰকাশ কৰা দেখি বসুদেৱে মনতে
 স্নান আৰু ধেনুদান কৰিলে; আৰু দেৱতাসকলৰ কথা স্বৰণ কৰি

শ্রীকৃষ্ণকা আবিৰ্ভাৱ আৰু বসুদেৱ দৈৱকীকা স্তুতি-
গান কৰতা। ইৰী দৈৱকীক গৰ্ভসি ভগবান বিষ্ণু চতুৰ্ভুজ রূপসি
 শংখ, চক্ৰ, গদা, পদ্ম কৰোঁমে লিকৰ আবিৰ্ভূত হুए। কণ্ঠমেঁ কৌসুম,
 বদনপৰ পীলা বস্ত্ৰ, কানোঁমে কুঁড়ল, ছেদয় পৰ শ্রীবৎসোঁ কী পঞ্কে,
 গলেঁমে বনমালা, কমৰমেঁ রত্নোঁকী মেখলা কৰোঁমে কংকণ, চৰণোঁমেঁ
 রত্নময় নূপুৰোঁকী সাথ বাদল জৈমি শ্যামবৰ্ণ অজীৱ বালককী
 জ্যোতিসি সৃতিকা গঠ দীম হোতি দেখকৰ বসুদেৱন মন হী মন স্নান



গন্ধর্বে গীত গাইছা । বিঠাধৰে মৃদঙ্গ বাইছা । অপেষৰা নাচিছা । সিঙ্কমুনি স্তুতি দেৱতাগণে পুজ্জৰাষ্ট
কৰিছা । কৰিছা ।

এই অদ্ভুত বালকটিক সাক্ষাৎ নাবায়ণ মূর্তি বুলি বুজি পাই দৈরাকৌৰ সৈতে আৰু লৈ হাতযোৰ কবি স্তুতি কৰিব ধৰিছে । এই সময়ত খোল, তাল লৈ গন্ধৰ্ববিলাকে গীত গাব ধৰিছে আৰু অপ্সৰাবিলাকে মৃত্যু কৰিছে ।

শ্রীকৃষ্ণক লৈ বসুদেৱৰ নন্দ ভৱনলৈ গমন । তগবান বিষ্ণুৰে বসুদেৱ-দৈরাকৌৰ স্তুত তৃষ্ণ হৈ কলে—“আগৰ জন্মত তোমালোক দুয়োজনে মোক পুত্ৰ কামনা কৰি আবাধনা কৰিছিলা, সেই কাৰণে মই প্ৰথমে প্ৰিণ্ডি নামে, দ্বিতীয়তে বামনকপে আৰু তৃতীয় জন্মত নিজ কপে জন্ম গ্ৰহণ কৰিলোঁ । তোমালোকে কংসলৈ যদি ভয় কৰা, তেন্তে ‘খৈয়ো নিয়া মোক গোকুলত পলুৱাই’ গোকুলত যশোদাৰ ঘৰত যোগমায়া জন্মিব, তুমি মোক যশোদাৰ বিছনাত ধৈ যোগমায়াক লৈ আহিবা ।” এই বুলি ভগৱান শ্রীকৃষ্ণ “দুই হস্তৰ আগতে ভৈলন্ত শিশুকপ ।”

আৰু ধেনুকা দান কৰিয়া, আৰু দেৱতাৰ্ওৰ কী বাত যাদ কৰ ইস অত্মুত বালককী খ্যাত নারায়ণ সমভক্ত দেৱকী কী সাথ ঘুটনে টেককৰ হাথ জোড়কৰ স্তুত গান কৰন লগৈ । ইস সময় সুদংগাদি লিকৰ গংধৰ্বগণ গীত গানি লগৈ আৰু অপ্সৰাগণ নাচনি লগৈ ।

শ্রীকৃষ্ণকো লিকৰ বসুদেৱকা নন্দ-ভৱন গমন ।
ভগবান् বিষ্ণুনি বসুদেৱ-দেৱকীকী স্তুতসি সংতুষ্ট হোকৰ কহা—
“পহলৈ জন্মমে তুম দোনোনি মুক্তি পুৱ-কামনাসি মেৰী আৰাধনা
কী থী, ইসীলিএ মেনি পহলৈ পৃষ্ঠিগৰ্ভ নামসি, দূসৰিমি বামন
রূপসি আৰু তীসৰে জন্মমে ইস রূপমে জন্ম অহণ কৰিয়া হৈ । অগৰ
তুম কংসসি ভৱতি হৌ তো মুক্তি “গোকুল মেঁ লে জাকৰ ছিপাকৰ
রখো । গোকুল মেঁ যশোদাকী ঘৰমে যোগমায়া জন্মেগৈ । তুম মুক্তি
যশোদাকী বিছৌনি পৰ রখকৰ যোগমায়াকী লে আআৰী ।”



যমুনা

নদৰ গৃহক বস্তুদেৱে কৃষক লৈ যাস্ত, অনন্ত ফণায়ে
ছত্ৰ ধৰিছা, আকাশত কণিকা বৃষ্টি কৰিছা।

বন্দীশালত
দৈরকী

বথীয়া অচেতনে শুতিছা।

শ্রীকৃষ্ণৰ আদেশৰ লগে লগে বস্তুদেৱৰ পাৰৰ নিহল ছিগিছে। গোকুলত যশোদাৰ গৰ্ভৰপৰা যোগমায়া জন্মিছে। বস্তুদেৱে কৃষক কোলাত লৈ গোকুললৈ যাৰ খলাইছে; অনন্তদেৱে ফণ। মেলি ওপৰত ছত্ৰ ধৰি হাতযোৰে স্মৃতি কৰিছে। সেই সময়ত ধাৰাসাৰে বৰষুণ হৈছে; যমুনা নদী ফেনে ফোটোকাৰে উপচি পৰিছে; পালি পহৰীয়াবোৰ অচেতন হৈ পৰিছে, দৈরকী কংসৰ কাৰাগারত আগৰ দৰে আছে।

যহু কহকৰ ভগবান শ্রীকৃষ্ণনি দৌনোকি সামনি শিশুকা রূপ ধাৰণ কিয়া। ভগবান কৃষ্ণকি আদেশ কি সাথ সাথ বস্তুদেৱকি পৈৱেংকী জংজীৰ টুট গয়ী। বস্তুদেৱ কৃষ্ণকী গোদমে লিকৰ গোকুল জা রহি হৈ। শ্ৰী-ভগবান অপনি ফণ ফৈলাকৰ ভগবান পৰ ছত্ৰসা কৰদিয়া হৈ। তস সময় ঘোৰ বৰ্ষা হৌৰহী হৈ। যমুনা নদো উমড় রহী হৈ। পহৰিদার বেসুধ পড়ি হৈ, দেৱকী কংসকে কৈদখানিমে পহলৈ জৈসী হৈ হৈ।



সেৱকিনী।

যশোদাৰ লগে কৃষ
শুতিছা।

বস্তুদেৱ-দৈরকীৰ সঙ্গে
যোগমায়া শুতিছা।

বথীয়া কংসত জান দিতে
নৰ মাৰিছা।

যশোদাৰ কণ্ঠা-হৰণঃ—বসুদেৱে যমুনা পাৰ হৈ গোকুললৈ গৈ টোপনিত অচেতন হৈ থক। যশোদাৰ কোলাত কৃষ্ণক থৈ যোগমায়াক লৈ আহিল ; আৰু দৈৱকৌৰ কোলাত শুৱাই থলে। তেওঁ নিজে আগৰ দৰে শিকলি লগাই বন্ধন অৱস্থাত থাকিল। কংসৰ কাৰাগাবৰ দুৱাব আগৰ দৰে বন্ধ হল। কাৰাগাবত কেচুৱাৰ কান্দোনৰ শব্দ উঠিল। পালি পহৰীয়াবিলাক জাগি উঠিল আৰু কংস বজাঁক খৰৰ দিবলৈ বুলি এজন প্ৰহৰী লৰা-লৰিকৈ যাব ধৰিলৈ।

যশোদা কৌ কন্ধাৰণা : বসুদেৱ জমুনা পাৰ কৰকি গোকুল জাকৰ নীদমে অচেতন হোকৰ পড়ী হুইয় যশোদাকৌ গোদমে কৃষ্ণকো রখকৰ যোগমায়াকো লৈ আয়ে ; আৰু দেৱকৌকী গোদমে মুলা দিয়া। বসুদেৱ পহলৈ জৈহীসে বংধনমে বংধ গয়ে। কংসকৈ দেৱখানিকা দৰবাজা পহলৈ জৈসা বংদ হো গয়া। কাৰাগারমে বচ্চেকি রোনিকী আৰাজ উঠী। পহৰেদার জাগ উঠে আৰু কংস রাজাকো খৰৰ দেনিকে লিএ এক পহৰেদার দৌড়কৰ জানে লগা।



বসুদেৱ

দৈৱকৌ কংসক কাৰ্পণ্য কৰিছা

কংসে যোগমায়াক ধৰিছা

কংসৰ দ্বাৰা যোগমায়া বধৰ চেষ্টা :—বজা কংসই দৈৱকৌৰ সন্তান হোৱা সংবাদ পাই বিহুল হৈ লৰি যমৰ দৰে কাৰাগাবলৈ

কংসকৈ দ্বাৰা যোগমায়াকী বধ কৌ চেষ্টা : রাজা কংস দেৱকৌকা সন্তান হীনে কা সংবাদ পাকৰ বিহুল হৌকৰ দৌড়কৰ

আছে। কংসৰ বাক্ষসৰ দৰে মৃতি দেখি দৈৱকৌ ভয় থায়; কিন্তু পিছ মুহূৰ্ততে নিজক চন্দ্রালি কশ্চাটী ভিক্ষা কৰে আৰু কোলাত সারটি লৈ আত্মাবে কান্দিবলৈ ধৰে। তাকে দেখি কংসই দাঁত কামুৰি নামা ভৰ্তনা কৰি কশ্চাটীৰ ভবি দুখনত ধৰি টানি আনিবলৈ খুজিছে। বশুদেৱেও যেন কশ্চাটীক ভিক্ষা দিবৰ কাৰণে হাত পাতি বৈ আছে।

যম জৈসা কৌদৰ্খানিমে আয়া। কংসকৌ রাজ্ঞস জৈসী মূর্তি দেখকৰ দেৱকী ডৰ গযী; লেকিন দূসৰে ক্ষণহী অপনেকো সংভাল কৰ লড়কীকী ভীৰু মাংগতী হৃদ্রু পৈৰপকড়কৰ আৰ্তস্বৰ সে রোনি লগী। উসে দেখকৰ কংস দাঁত নিকালি মিড়কতি হুবে লড়কীকী দোনো পৈৰে কো পকড়কৰ খীঁচ লানা চাহতা হৈ। বশুদেব ভী মানো কন্যাকী জীৱন কী ভীৰু মাংগতী সে হাথ ফৈলাইছে হৈ।



কিন্তু

চাৰণ

বিশ্বাধৰী

যোগমায়া

কংস বাজা যোগমায়াক শিলালিছা

কংসদ দেৱকী

মায়ামোহিত বজা কংসই বশুদেৱ-দৈৱকৌৰ কাকৃতি মিনতিলৈ ক্রক্ষেপ নকৰি যোগমায়াৰ ভবি দুখনত ধৰি দৈৱকৌৰ কোলাবপৰা আজুৰি আনিলে আৰু এটা ডাঙুৰ শিলৰ ওপৰত আফাল মাৰি দিলে। পিছ মুহূৰ্ততে যোগমায়াই অষ্টভূজা কপ ধৰি প্ৰভাতৰ সূৰ্য্যৰ

মায়াসুধ রাজা কংস বশুদেব দেৱকীকী বিনোদনীকী পৰিবাহ ন কৰ যোগমায়াকী দীনো পৈৰোকী পকড়কৰ দেৱকীকী শোদসে ছীনকৰ এক বড়ে পল্লৰ পৰ দে মারা দূসৰে ক্ষণমে যোগমায়া অষ্টভূজাকী রূপমে প্ৰভাত কালীন সূৰ্য্যকী ভাঁতি দিগ্বিদিক্ক কো

দৰে দিগ্বিদিক পোহৰ কৰি আকাশলৈ উঠিল। অসংখ্য বিশ্বাধৰীয়ে প্ৰকাশিত কৰ আকাশপৰ চढ় গয়ী। অসংখ্য বিশ্বাধৰী নৃত্য ভূত্যগীত আৰু চাৰণ-কিন্নৰে যোগমায়াক তুতি কৰিবলৈ ধৰিলে। গৌতমী আৰু চাৰণ, কিন্নৰগণ যোগমায়া কী স্মৃতি কৰনৈ লগে।



দামী

দৈৱকী

বশুদেৱক কংসে মিনতি বুলিছা

কংসৰ অচুৰ

কংসৰ ক্ষমা ভিক্ষা : যোগমায়াই আকাশৰপৰা কংসৰ বৈৰোৰ সংবাদ দিলত কংস আচৰিত হল আৰু মিছাতে ভাগিন-বধকপ অকাৰ্য্য কৰা বাবে অমুতপু হৈ বশুদেৱ-দৈৱকীৰ বক্ষন খুলি দিলে। কংসই বশুদেৱৰ ভৰিব ওচৰলৈ হাত নি ভাগিন-বিলাক মৰাৰ বাবে নানা ভাৱে ক্ষমা খুজিলে।

কংসকী ক্ষমা যাচনা : যোগমায়া কা আকাশসে কংসকী বৈৰীকা সংবাদ দেনেপৰ কংস কো অচৰজ হুআ আৰু ব্যৰ্থ হী ভাগিনী-বধ জৈসা পাপ কৰ্ম কৰনৈকি কাৰণ পশ্চাত্তাপ কৰতে হুয়ে বশুদেৱ-দৈৱকীকা বংধন খোলকৰ কংসনৈ বশুদেৱকে পৈৰোংপৰ পড়কৰ নানা রূপসে মাফী মাঙ্গী।



বাজা কংসর মন্ত্রণাসভা :—কংসই বসুদেৱ-দৈবকৌবপৰা বিদায় লৈ যোগমায়াৰ বাণী শৰণ কৰি সচিত্তিত মনে ঘৰলৈ উভতিল। পিছত পৃতনা, অঘাসুর, বকাসুর, কেশী, অবিষ্ট আদি অসুৰবিলাকৰ সৈতে সভাপাতি যোগমায়াৰ বাণীৰ বিষয়ে আলোচনা কৰে। দৈত্যবিলাকে সগৰ্বে হাত তুলি আশ্বাস দি কলে—“আপোনাৰ শক্ত কোনোৰা ঠাইত জন্মিছে যেতিয়া বাজ্যত যিমান শিশু বিচাৰি পাও সকলোকে মাৰ্বো। দেৱতাবিলাকৰ মূল মাধৰ; বিষুৰ সেৱক হৈছে যজুৰ্বেদী ভ্রান্ত; সেই কাৰণে তপশ্চী ঋষিবিলাকক বধ কৰ্বো আৰু যাগ-যজ্ঞ নষ্ট কৰ্বো; বিষুৰে খাৰলৈ নাপাই আপুনি মৰিব।

রাজা কংসকৌ মন্ত্রণাসভা : বসুদেৱ-দৈবকৌস্ত বিদা লিকৰ যোগমাযাকী বাণী যাদ কৰ সোচতি সোচতি কংস ঘৰ লৌটা। বাদ মেঁ পৃতনা, অঘাসুর, বকাসুর, কেশী অবিষ্ট আদি অসুৰৰকি সাথ সভামেঁ যোগমাযাকী বাণীকি বাৰিমে আলোচনা কী। দৈত্যোনি গৰ্বকি সাথ হায উঠাকৰ আশ্বাসন দেকৰ কহা—“জৰু আপকা শত্ৰু কিমী জগহ জন্মা হৈ, তো রাজ্যকি সমস্ত শিশুআঁকো ঢুঁঢ়কৰ মাৰিংগি। দেৱতাআঁকি, বিষ্ণুকি সিংহক হৈ যজুৰ্বেদী ব্ৰাহ্মণগণ; ইসলিএ তপস্তী ঋষিয়োঁকা বধ কৰনেপৰ আৰু যজ্ঞাদি ভৱ্য কৰ দেনেপৰ ভোজন ন মিলনি সে বিষ্ণু আপ হ মৰ জায়গা।”



কংসৰ মহাদৈ

কংস গৃহত পশিছা

দাসী

চিন্তাযুক্ত রাজা কংস : কংস বজাই সভাভঙ্গ করি চিন্তাযুক্ত মনে সিংহাসনত বহি আছে। এজনী দাসীয়ে পিছৰ ফালৰ পৰা চামৰবেৰে বিচিছে। সম্মুখত কংসৰ মাঠদৈয়ে কংসক চিন্তাযুক্ত দেখি হাত জোকাৰি চিন্তা কৰিবলৈ যেন বাধা কৰিছে।

চিন্তাযুক্ত রাজা কংস : রাজা কংস সভা সমাপ্ত কৰনকে বাদ সোচমে সিংহাসনপৰ বৈঠা হৃবা হৈ। এক দাসী পীকেকী ওৱা চামৰসে হৃবা কৰ রহী হৈ। সামনে কংসকী রানী কংসকো চিন্তিত দেখকৰ হ্যাথ হিলাকৰ সোচনেসে মানো মনা কৰ রহী হৈ।



তিলৰ পৰ্বত ।

কৃষ্ণৰ জয়ত মহোৎসৱ মিলিছা । যশোদা কৃষ্ণক কোলা লৈছা । নন্দে জাতকৰ্ষণ কৰাইছা । গর্গ খৰি

গোকুলত কৃষ্ণ-জন্মোৎসৱ : — ইফালে গোকুলত নন্দ-যশোদাৰ আনন্দৰ পাৰকুল নাই । গোপৰাজ নন্দই পুত্ৰ-জন্ম আনন্দত বিভোৰ হৈ স্নান কৰি ৰত্ন-বস্ত্ৰৰ সৈতে পৰ্বত প্ৰমাণ তিল ব্ৰাহ্মণক দান কৰিলে । গোকুলৰ কোনোৱে খোল, কোনোৱে তাল কোনোৱে বা কালি বজাই বজাই নাচি বাগি আনন্দত আৰুহাৰা হৈ পৰিছে । মহামুনি গর্গই বস্তুদেৱৰ আদেশত গোকুললৈ আহি গোপনে গোপনে কৃষ্ণৰ নামকৰণ কৰিলে । ভগৱান কৃষ্ণক কোলাত লৈ যশোদা দেবীয়ে পিয়াহ খুৱাইছে । গোপৰাজ নন্দ গর্গ মুনিৰ সম্মুখৰ ফালে বহি আগহাত মেলি পুত্ৰৰ কোষ্ঠৰ ফল কেনে তাকেহে শুনিবলৈ যেন প্ৰতীক্ষা কৰিছে ।

গোকুল মেঁ কৃষ্ণ-জন্মোৎসৱ : ইধৰ গোকুলমেঁ নন্দ যশোদাকৈ আনন্দকা কূল কিনারা হৈ নহীঁ হৈ । গোপৰাজ নন্দ পুত্ৰজন্মকৈ আনন্দসে বসুধ হৌকৰ স্নানকৈ বাদ রত্ন-বস্ত্ৰোকৈ সাথ টেৰকৈ টেৰ তিলোঁকা ব্ৰাহ্মণোঁকো দান দিয়া । গোকুল-বাসী আনন্দসে নাচতি গাতি আৰম্ভারা হৌগয়ি । মহামুনি গৰ্গনৈ বস্তুদেৱকৈ আদেশসে গোকুল আকৰ ছিপাকৰ কৃষ্ণকা নামকৰণ কৰিয়া । ভগৱান কৃষ্ণকী গোদমৈ লিকৰ যশোদা-দেৱী স্তৱনপান কৰা রহী হৈ । গোপৰাজ নন্দ গর্গমুনিকৈ সামনী বৈঠকৰ দাহিনা জ্বাথ ফেলা কৰ পুত্ৰকী জন্মপত্ৰিকাকা ফল সুননেকী প্ৰতীচ্ছা কৰৱহী হৈ ।



गुरांगणे आनन्द करिछा ।

यशोदा कृष्ण कोला लैछा ; गोपीसबे दुर्बाकृत मिक्हिछा ।

नन्दोऽसरः गोकुल आनन्दे उपचि परिषेहे । गोप-
गोपीनौसकले यशोदाब पुत्र-जन्म संवाद पाइ नहुन वन्द्र अलक्षाब
पिकि गोकृतेल लै गोपराज नन्द घब भवि परिषेहे । गोप-
सकलब कोनोरे शजा, कोनोरे शिङा बजाइछे आक आनन्दत
परम्परे इटोरे सिटोब मुखत, सिटोरे इटोब मुखत लाक खुराइ
दिछे । यशोदाइ कृष्ण कोलात लै श्वन खुराइ बहि आछे ।
गोपीसकले चिरजीवी हउक बुलि शिशुक आशीर्वाद दिछे आक
हालधिव गुड़ा तेल-पानी मिहलाइ आनन्दत छिटाहिटि करिषेहे ।
बजा नन्दह सकलोके यथायोग्य सन्तासण करिषेहे ।

नन्दोत्सव : गोकुल आनन्दसे उभर गया है । खाल-
खालिन यशोदा को पुत्र हुआ यह संवाद मिलते ही नये कपड़े जिवर
पहनकर इवादि लगाकर गोपराज नन्द के घर जमा हो गये ।
खालोंमेसे किसीनि-शंख, किसीनि सींगा बजाया और आनन्दसे
आपस में एक दूसरे के मुँह में लड्डु खिला रहे हैं । यशोदा
कृष्णको गोद में लेकर स्तन पिला कर बैठी है । खालिन
गण “चिरंजीव हो” कहकर शिशु को आशीर्वाद दे रही हैं
और हल्दीका चूर्ण तेल-पानी मिलाकर आनन्दसे उबटन कर
रही हैं । राजा नन्द सबसे यथायोग्य संभाषण कर रहे हैं ।



গুরাল ।

বশুদেরে নন্দে প্রিয় সন্তান কবিছে ।

গোপরাজ নন্দ আৰু বশুদেৱৰ আলাপ : গোপরাজ নন্দই পুত্ৰ জন্মোৎসৱ সমাপ্ত কৰি গোপসকলক গোকুল বক্ষাৰ ভাৰ দি কংসক দিবলগীয়া বাৰ্ষিক কৰ সোধাৰলৈ মথুৰালৈ গৈ কৰ দি উঠি মিত্র বশুদেৱৰ ঘৰলৈ গৈছে । বশুদেৱে বহুদিনৰ শূৰত নন্দক দেখি আথেবেথে সমাদৰ কৰি দুয়ো শুখামুখিকৈ বহি নানা আলাপ কৰিছে । নন্দৰ পিছৰ ফালে এজন গুৱালে আঠু লৈল বহি তেঁওলোকৰ আলাপ শুনিছে । বশুদেৱে গোকুলত নানাপ্ৰকাৰ উৎপাত হব পাৰে বুলি নন্দক বেগেতে গোকুললৈ যাবলৈ কোৱাত গোপরাজ নন্দই মিত্রত বিদায় লৈছে ।

গোপরাজ নন্দ ওৱাৰু বশুদেৱকা প্ৰেমালাপ : গোপরাজ নন্দ সুতকী জন্মকা ল্যৌহার সমাপ্ত কৰ গ্বালোকী গোকুলকী রক্ষাকা ভাৰ দেকৰ কংসকা সালানা কৰ দেনিকৈ লিএ মথুৰা আকাৰ কৰ দেনিকৈ বাদ মিত্র বশুদেৱকে ঘৰ গযে । বহুত দিনোকৈ বাদ নন্দকো দেখকৰ বহুত আদৰকৈ সাথ বশুদেৱ নন্দকে আমনি সামনি বেঠকৰ অনিক চৰ্চায়ে কৰ রহি হৈন । নন্দকৈ পৌঁছে এক গ্বালা ঘুটনে টেককৰ বেঠকৰ উনকী চৰ্চা সুন রহা হৈন । নন্দকী অনুপস্থিতিমেঁ গোকুলমেঁ অনিক প্ৰকাৰকী ঘটনাএঁ হো সকাতী হৈন যহ বশুদেৱকী কহনৈপৰ গোপরাজ নন্দ মিত্ৰসে বিদা লৈতি হৈন ।



শকটিত নন্দ

নন্দ গোকুলে প্রত্যার্থনঃ নন্দই মিত্র বসুদেব
কথা মতে গকৰ গাড়ীত উঠি গোকুল মুৱা হৈ উভতিব
ধবিছে

মহারাজ নন্দকা গোকুল লৌটনা : নন্দ মিত্র
বসুদেবকি কহলিকি অনুসার বৈলগাঙ্গীপর চढ় কর গোকুলকী আৰ
লৌট রহি হৈ ।



शम्यात कृष्णे शुक्तिहा ।

गोकुलत पूतना प्रवेशः मिळाले कंसहि पठोरा। पूतना नामे राक्षसी एजनीये शुद्धरौ बग्नी बेशे कृष्णक बधिवलै गोकुलत उपस्थित हैছे। यशोदाइ कृष्णक सक खाट एथनत शुराइ दैछे। पूतनाइ हातत पद्ममफूल एटा लैल लाहे लाहे कृष्णब ऊचब चापिछे। पूतनाक देखि कृष्णहि—

“आचाबन्तु भवि भोखे कान्दन्तु साक्षात्
देखि निशाचर्बौ हासि मेलिलन्तु हात ॥”

नदब गृहत पूतना पश्चिमा ।

गोकुलमें पूतनाका प्रवेशः उधर कंस द्वारा भेजीहुई पूतना नामकी राक्षसी सुंदर रमणीके विशमें कृष्णका वध करनेकी लिए गोकुलमें आई। यशोदानि कृष्णको पलंगपर सुलां रखा आ। पूतना हाथमें एक कमलका फल लेकर धीरे धीरे कृष्णके पास पहुंची। पूतनाको देखकर कृष्ण हाथपैर मारतेहुवे रोने लगे मानों भूखे रो रही हैं। निशाचरी यह देखकर हाथ फैलाती है।



তনে সমে কৃষ্ণে পূতনাৰ প্ৰাণ শুষিছ।

গোপনী হালি যশোদা। ৰোহিণী।
চাহিছা কৃষক।

পূতনা-বধঃ পূতনাই কৃষক পিয়াহ দিবলৈ হাত মেলি
কোলাত লৈছে। যশোদা-ৰোহিণী আদিয়ে পূতনাৰ কপত মুঞ্চ
হৈ ব লাগি চাই আছে। পাছত যেতিয়া নিশাচৰীয়ে কৃষক
মাৰিবলৈ বিষময় স্তন দিলে, তেতিয়া শুযোগ পাই—

“আটি ধৰি মুখে হবি কোপে ছপিলস্ত।

তনে সমন্বিতে তাইৰ প্ৰাণ শুষিলস্ত॥”

বজ্রপাত পৰাৰ দৰে পূতনা মাটিত পৰি গল আক মুগেদি ফেন
চুলিয়াৰ ধৰিলে; কৃষ্ণে পূতনাৰ ওপৰত পৰি স্তন পান কৰি থাকিল।

পূতনা বধ : পূতনা স্তন পিলানিকি লিএ ক্ষণকো হায়
ফৈলাকৰ গোদমে লিতৌ হি। যশোদা রোহিণী আদি পূতনাকি রূপসি
মুঞ্চ হোকৰ পুলকসি দেখি রহী হি। জৰি নিশাচৰীনে ক্ষণকো
মাৰনিকে লিএ অপনা বিশাল স্তন মুখমি দিয়া তো ক্ষণকো মানোঁ
সুযোগ মিল গয়া আৰু পূতনাকো স্তনকো দৰাকৰ চুমনে লগি।
স্তনকো সাথ উসকী জান ভী চুমলী। পূতনা বজ্রাহতসী জৰ্মানপৰ
গিৰ পড়ী আৰু মুঁচুসি ফৈন নিকলনে লগা; ক্ষণ পূতনাকী ছাতীপৰ
চঢ়কৰ স্তনপান কৰ রহি হৈ।



গোপী । বোহিণী ।

কৃষ্ণ ।

যশোদা । গোপী ।

পুতনা প্রাণ ছাড়িলা ।

পুতনাই হাত ভবি মেলি বাজ আলিৰ দৰে পৰি আছে ; কৃষ্ণই তাইৰ বুকত বড়ে কৌড়া কৰি আছে । যশোদা-বোহিণী আদিয়ে অতি বিশ্ময় হৈ যৃত পুতনাব বুকবপৰা আথে বেথে কৃষ্ণক আনিলে আৰু চক খোৱা বুলি মূৰত থুথুবিয়াই দি খাট এখনত শুৱাই তৈখে মূৰৰ ফালে যশোদা আৰু ভবিপিছনাৰ ফালে বোহিণীয়ে বক্ষাৰ কৰচ বান্ধিছে । দুয়োবে পিছফালে দুজনী গোপীনৈয়ে আচবিত হৈ হাত তুলি যেন ভূত-প্ৰেত দূৰ হোৱা উষধহে যোগাইছে ।

পুতনা হাথ-পৈর ফৈলাকৰ রাজসঢ়কসী লংবী পড়ী হৈ । কৃষ্ণ উসকী ছাতীৰে আনন্দমে কৌড়া কৰ রহা হৈ । যশোদা রোহিণী আদিনে গ্ৰুৰ বিস্মিত হৌ কৰ মৰী হুই পুতনাকী ছাতীসে জল-দীসে কৃষ্ণকো উঠায়া আৰু ডৰ গ্যা সোচকৰ মুচকার কৰ পলংগপৰ সুলাকৰ সিৱহানে যশোদা আৰু পৈয়ানে রোহিণী রক্তা-কৱচ বাংধ রহী হৈ । দোনোকি পীকুই দো গোপিয়া বিস্ময়সে হাথ উঠাকৰ মানোঁ স্মৃত-প্ৰেত ভগানেৱালী দ্বাকা প্ৰবংধ কৰ রহী হৈ ।



গোপসবে পূতনাক দহিছা।

নন্দত বার্তা কহিছা। শুরাল। যশোদা। বোহিণী।

পূতনাৰ শ দাহঃ কেইজনমান গুৱালে কুঠাবেৰে খৰি কাটি
জুই জলাই পূতনাক দাহ কৰিবলৈ আৰম্ভ কৰিছে। নন্দ বজা
মথুৰাবপৰা ঘূৰি গৈ পাওঁতেই এজন গুৱালে পূতনাৰ বাতৰি
দিলত নন্দই আচৰিত হৈ আথে বেথে কৃষক কোলাত লৈ ঘূৰ
স্বত্ত্বিব ধৰিছে। পাছৰ ফালে আন এজন গুৱালে হাত তুলি
একো অনিষ্ট হোৱা নাই বুলি যেন কৈছে। নন্দ বজাৰ পিছফালে
যশোদা আক বোহিণীয়েও যেন কৃষ্ণৰ একো অপকাৰ কৰিব
নোৱাৰাৰ কথাকে কব ধৰিছে।

পূতনা শব দাহ : কৰ্দ খালি কুলছাড়ীসি লকড়ী কাটকৰ
আগ জলাকৰ পূতনাকা দাহ কৰনা শুরু কৰতে হৈ। নন্দরাজ
মথুৰাসি লৌটকৰ পহুঁচতিহী এক খালিনে জব পূতনাকী খবৰ দী
তো নন্দ তত্পৰতাসি কৃষ্ণকো গোদমে লিকৰ সিৰ সঁঘনে লগ। পীছি
এক দুম্রা খাল হাথ উঠাকৰ মানোঁ কহ রহাহৈ কুকুভী
হানি নহীঁ পহুঁচী। নন্দরাজকৈ পীছি যশোদা আৰ বোহিণী
ভী মানোঁ কৃষ্ণকা কুকু অপকাৰ কৰ ন সকনেকী আতঙ্গী
কহ রহী হৈ।



बाघ विष्रे यशोदा कृष्ण गोपी ।
बाज्ञाइছा । तुति कবিছা । मोরाइছा ।

यशोदा गोपीक तुङ्गाइছ । चबण आঘাতে শক্ট পৰিছা ।

পৰীক্ষিত । শুক ।

শক্ট ভঞ্জন : মহারাজ পৰীক্ষিতে একাগ্রচিত্তে হাতযোৰ কৰি আঠলৈ ভাগৱতৰ কথা শুনিছে । শুকদেৱে শ্রীকৃষ্ণৰ শিশুলীলাৰ কথা কৰ ধৰিছে । ভগবান কৃষ্ণ অলপ ইফাল সিফাল কৰিব পৰা হোৱাত বজা নন্দই “অঙ্গ-পৰিৱৰ্তন” নামে উৎসৱ পাতি ভ্ৰান্তি জ্ঞাতিক নিমত্তণ কৰিছে । এনে সময়ত কৃষ্ণৰ টোপনি অহা দেখি যশোদাই তেওঁক এখন গাড়ীৰ তলত শুৱাই তৈ ঠগীত কৰি লাঢ়ু আদি আনি মাঝুহক খুৱাব ধৰিছে । ইপিনে কৃষ্ণই সাৰ পাই পিয়াহত কান্দিব ধৰিছে । যশোদাই সেইফালে কাণ নকৰাত কৃষ্ণই ভৰি তুলি কান্দে তে আগ ভৰিব আঘাতত গাড়ীখন উলটি পৰিল । শুক শুনি যশোদাই ঘাৰ ফিৰি চায় যে গাড়ীখন উলটিছে আৰু তাত থকা দধি, ছফ, ঘৃতৰ কলহবোৰ কাতি হোৱাত সেইবোৰ পৰিব ধৰিছে ।

শক্ট ভংজন : মহারাজ পৰীক্ষিত একাগ্রচিত্তম হাথ জীড়কাৰ শুটনে টেককাৰ ভাগৱতকী কথা শুন রহে হৈ । শুকদেৱ শ্রীকৃষ্ণকী শিশুলীলাকী কথা কহ রহে হৈ । ভগবান কৃষ্ণ জৰা চলনে ফিৰনে লগ ; তব রাজা নন্দ অংগ পরিবৰ্তন নামকা ত্যৌহার মনাকাৰ ব্রাহ্মণ ওৰু কুটুঁবী জনোঁকী নিমত্তিত কিয়া । ইসী সময় কৃষ্ণকী নীঁদ আতি দেখকাৰ যশোদা এক বৈলগাড়ীকে নীচি মুলাকাৰ লড়ু বৈৰহ লাকাৰ লোগোকী খিলা রহো হৈ । ইধৰ কৃষ্ণ জাগকাৰ প্যাসমে রোনে লগ । যশোদাকে উধৰ ঘান ন দেনেসে কৃষ্ণ পৈৰ স্থাকাৰ রোতে হৃঁৎ দাহিনে পাঁঁবকী চৌটসে গাড়ীকো উলট দিয়া । আবাজ সুনকাৰ যশোদানে জৰ সুঁহ ফিৰাকাৰ দেখা কি গাড়ী উলট গয়ী ওৰ উসমেসি দূধ, দহী, ঘৰী ঘড়িঁসে গিৰ রহে হৈ ।




ब्राह्मणक नन्दे दान दिछा । सभासद । उपनन्द । नन्द । ब्राह्मणे वेदमस्तु यशोदा कृष्णक गोपगणे शकट पूर्वरते थेछा । उच्चारिछा । तन दिछा ।

कृष्णके कान्दि थका देखि यशोदा आथे-बेथे गै कृष्णके कोलात लै पियाह दिले आक ब्राह्मणक मताइ आनि बक्षामस्तु पाठ कराले । बलवान् शुरालबिलाकब हातुराइ गाड़ीखन आगब दबे ठिक करि, कलहबोब तुलि थले । बजा नन्दइ सभासद आक उपनन्दब सैतेपे परामर्श करि ब्राह्मणक कापोब, अलक्ष्माब आक धेनु दान करिले । ब्राह्मणसकले दान-दक्षिणा लै आशीर्वाद करि घरलै गल ।

चक्रवातदपी तुणावर्त्त वधः एदिन यशोदाइ कृष्णक बडते नचुराटि थाँकोते बब बेछि गधुब पाइ नमाइ थले । एने समयते एटो बब भौवण बारमाडलि आहि धूला-माटिरे एको नेदेखा करि प्रेमलाले । एटे शुद्धोगङ्गते कंसहि पठोरो चक्रवात नामब असुब एटो एटो कृष्णक हवि निले । कृष्ण असुबब गलत सारट माबि धवि आछे ।

कृष्णको रोति देखकर यशोदाने जलदी आकर कृष्णको गोदमे लिकर दूध पिलाया और ब्राह्मणीको बुलाकर यज्ञामन्त्रका पाठ करवाया । बलवान् श्वालोंको ढारा गाड़ीको पहले जैसी ठीक करके घड्डोंको उठवाकर रकवा । राजा नन्द सभासद और उपनन्दके साथ सलाह कर ब्राह्मणीको कपड़ा, जिवर और धिनु आदिका दान दिया । ब्राह्मणगण दान-दक्षिणा लिकर आशीर्वाद देकर घर गये ।

तृणावर्त्त वधः एकदिन यशोदाने कृष्णको आनन्दसे नचाति नचाति बहुत भारी मालुम छोनेपर सुला दिया । इतनेमे ऐसा काला पीला तृफान आया की कुछमी देखाइ नहीं पड़े । इस संयोगमे कंसके ढारा भेजा हुआ चक्रवात नामक एक असुर कृष्णको चुरा ले गया । कृष्ण असुरको गलिजो जकड़कर पकड़



চক্রবাতে কৃষ্ণক আকাশৈল নিছা ।

যশোদা সন্তাপ করিছা ।

গোপী ।

বারমাড়লি যোৱাত যশোদাই কৃষ্ণক নেদেথি ইফালে সিফালে
চাই কাতৰভাৱে মাটিত আঠু কাঢ়ি পৰি হিয়া ভুকুৱাই যেন কান্দিব
ধৰিছে । এজনৌ গোপিনায়ে কৃষ্ণক বেগোতে পাব বুলি যশোদাক
বেজাৰ কৰিবলৈ হাক দি হাত তুলি আশ্বাস দিছে ।

রখা হৈ । বৰংডৰকৈ চলি জানেকৈ বাদ যশোদা কৃষ্ণকো ন দেখকৰ
ইধৰ তধৰ তাকতেহুণ কাতৰ ভাবসে জমীনপৰ গিৰকৰ বিলাপ কৰ
ৱহী হৈ । এক গোপী “কৃষ্ণ জলদী আ পহুঁচেগা” কহকৰ যশোদাকো
আঞ্চাসন দি ৱহী হৈ ।



क्रक्षवात् वध हइছ।

कृष्णक गोपी आकृमि धरिछ।

सेरकिनी।

यशोदा कृष्णक तन दिछ।

नन्।

यशोदाब विश्व-दर्शनः : कृष्णक नेदेखि गोकुलब यशोदा आदि बमणीसकल कान्दि-काति उत्तारल है आछे; एनेते एटा भौषण शक्त हल। गोपीविलाके कान्दिवलै एवि सेरेफालै चाइ देखे, ये एटा बब डाङ्डब अमूर्व हात भवि मेलि दाँत निकटाटे मरि परि आज्जे आक ताब गलत कृष्ण गुलमि आछे। एजनौ गोपीये सेरे मवा अमूर्वब बुकबपरा कृष्णक आनिव धरिछे; कृष्णहै गोपीब गलत एथन हात आक कँकालत एथन हात दि गोपीब कोलात उठिब खुजिछे। गोपीये कृष्णक नि यशोदाब कोलात दिलत यशोदाटे कृष्णक कोलात लैन तेऊंब मूर्खब फालै एकेबाहे आनन्दग्नने चाइ थाकिल। कृष्णहै यशोदाब कोलात उठि शमि भाविलत यशोदाटे कृष्णब मूर्खब भितवत समस्त जगत देखि शुक्त हल। आगब फालै सेरकिनौ गोपीये

यशोदाका विश्व-दर्शनः : कृष्णको न देखकर यशोदा आदि गोकुल की रमणियाँ अधीर हो रो रही हैं; इतनेमें एक डरावनी आवाज होती है। ग्वालिने रोना क्षोड़कर उसकी और ताककर देखती हैं कि एक बहुत बड़ा असुर हाथ पैर फैलाकर दाँत निकाले मरा पड़ा है और उसके गलिमें कृष्ण लटका हुवा है। एक गोपी उस मरे हुए असुरकी क्षातीसे कृष्णको गोदमें ला रही है। कृष्ण गोपीके गलिमें एक हाथ और कमरमें एक हाथ देकर गोपीकी गोदमें आना चाहता है। जब गोपीने कृष्णको लाकर यशोदाकी गोदमें दिया तो यशोदा कृष्णको गोदमें लेकर उसके मुँहकी और एक टक देख रही हैं। इतनेमें कृष्ण अपना मुँह खोलते हैं। कृष्णके गर्भमें समस्त जगतको देखकर यशोदा स्त्रव्य हो गयी। सामने सेविका गोपी हाथ फैलाकर सेवा

हात मेलि सेरा करिछे। पिछब फाले नन्द येन विश्व है एथन करती है। पीछे नन्द विस्मितसे होकर एक आसन पर आसनत हात तुलि बहि आछे।



गोपी ।

बोहिणी ।

बलभद्र ।

यशोदा ।

कृष्ण । नन्दे जातकर्म कवाइछा ।

गर्ग ऋषि ।

श्रीकृष्ण जातकर्म आँक नामकबणः यादवर पुरोहित गर्ग ऋषि बश्वदेवर द्वावा प्रेरित है गोकुलले आहि कृष्ण-बलरामर नामकबण आँक जातकर्म करिले। तेंदु एथन उच्च आसनत बहि हात दाढि कृष्ण-बलरामर कोष्ठीव फलाफलर कथा कैचे। नन्द ओचते आठू लै हातयोव कवि बहि आछे। नन्दब पिछफाले कृष्णक हातत धरि थिय कवि यशोदा॒ औ आठूकाटि बहिछे। तेंदुब पाछत बलभद्रक थिय कवि लै बोहिणी॒ औ आठू लै बहिछे। पिछब फाले एजनौ गोपी आठू काटि बहि येन कृष्ण-बलरामर गुणागुणर कथा शुनिब धरिछे।

श्रीकृष्णका जातकर्म और नामकरणः यादवोंके पुरोहित गर्ग ऋषि वसुदेव द्वारा प्रेरित होकर गोकुल आदे और कृष्ण बलरामका नामकरण व जातकर्म किया। वह एक उँचे आसनपर बैठकर हाथ उठाकर कृष्ण बलरामकी जन्मपत्रीका फलाफल कह रहे हैं। नन्द पासही हाथ जोड़ बैठे हैं। नन्दके पीछे कृष्णका हाथ पकड़ करके यशोदाभी बैठी हैं। उसके पीछे बलभद्रके पास रोहिणी भी बैठी हैं। पीछे एक गोपी मानो कृष्ण बलरामका गुण अवगुण सुन रही है।



कृष्ण-बलभद्रे दामुर्बि
लेजत धरिछा ।

यशोदा बोहिणी
निषेधिछा ।

यशोदा-बोहिणी पुत्रक धरि
इफाल सिफाल करिछा ।

बोहिणी-यशोदा पुत्रक
परीक्षित । शुक ।
कोले लैछा ।

कृष्ण-बलबामव बाल्यलीला : कृष्ण बलबाम डाङ्डे है दामुर्बि चाबिव परा हैছे । एदिन कृष्ण-बलबाम छयो छुट्ठा दामुर्बि लेजत धरि खेदि निब धरिछे । पिछव फाले यशोदा आक बोहिणीये दामुर्बि लेजत धरिबलै हात दाङि निषेध करिछे । यशोदा आक बोहिणीये कृष्ण-बलबामव हातत धरि तहलिव धरिछे । यशोदा-बोहिणीये कृष्ण-बलबामक कोलात लै आनन्द करिब धरिछे ।

कृष्ण एदिन बलभद्रक लगत लै एघब गोरालव घरत सोमाइ दामुर्बि एट्टा एबि दिव धरिछे । बलभद्रे पिछ फाले थिय दि चाहि आछे ; घरब गिबिहँतनौ गोपीये हात तुलि दामुर्बिट्टो एबि दिवलै बाधा करिछे । आन एदिन यशोदाइ कृष्णक कोलात लै बहि आछे । एजनौ गोपी यशोदाव ओचबत

कृष्ण बलरामकौ बाल लौला : कृष्ण बलराम जब गाये चराने योग्य हुये तब एकदिन कृष्ण बलराम दोनों दो बछड़ोंकी पूँछ पकड़कर भगा रहे हैं । पीछे यशोदा और रोहिणी बछड़ोंकी पूँछ पकड़निको हाथ उठाकर मना करती हैं । यशोदा और रोहिणी कृष्ण बलरामके हाथ पकड़कर टहल रही है । यशोदा रोहिणी कृष्ण बलरामको गोदियों में लेकर आनन्द रही है ।

एकदिन कृष्ण बलभद्रको साथ लेकर एक खालके घर घूसकर एक बछड़िका बांध-खोल रहे हैं । बलभद्र पीछे खड़ा होकर देख रहा है । घरकी मालकिन गोपी हाथ उठाकर बछड़िको खोलनेसे मना करती है । दूसरे एकदिन यशोदा कृष्णको गोदमे लेकर बैठती है । एक गोपी यशोदाके पास बैठकर कृष्णका गुण



বনভদ্র-কৃষ্ণ দামুৰি মেলিছা । গোপী নিষেধিছা । গোপী-যশোদাত কৃষ্ণ শুণ কহিছা ।

গোপীসব ।

বহি কৃষ্ণ শুণৰ কথা কব ধৰিছে । আন দুজনী গোপী যশোদাৰ পিছৰ
ফালে বহি হাত তুলি সেই গোপীৰ কথাকেই যেন সমৰ্থন কৰিছে ।

বখান রহী হৈ । দূসৰী দো গোপিয়াঁ যশোদাকে পৌছে বৈঠী উস
গোপীকী বাতকাহী মানোঁ সমৰ্থন কৰৱহী হৈন ।

মাটি নাই খোৱা বুলি কৃষ্ণই মুখ মেলোঁতে যশোদাৰ
জগত দৰ্শনঃ এদিন গোপশিশুসবে কৃষ্ণই মাটি খোৱা বুলি গেবিয়াই
কলত, যশোদাই কিয় মাটি খাইছা বুলি আগহাতেবে কৃষ্ণ
আগহাতত আৰু বাঁওহাতেবে মূৰত ধৰি সোাধে । কৃষ্ণই ভয়ত মাটি
নাই খোৱা বুলি কৈক কলে—“ইইঁতে মিছা কৈকেছে । যদি নপতিওৱা
চোৱাঁ”—এই বুলি মুখ মেলি দিয়ে । তেতিয়া যশোদাই কৃষ্ণ
গৰ্ভত শশী, সূর্য, তৰা, আৰু সমাগৰা মহীৰে সৈতে ব্ৰহ্মাণ্ডকেই

বিশ্঵ দৰ্শন : একদিন ঘ্বালবালে জব কহা কি জ্ঞানে
মিষ্টী খায়ী, তো যশোদা “কোঁ মিষ্টী খাতিহৌ” কহকৰ দাহিনী
হাথসি জ্ঞানকে দাহিনী হাথকো আৰু বাঁয়ে হাথসি সিৱ পকড়কৰ
পুছতী হৈ । জ্ঞাননে ডৰকৰ কহা, “য়ে ঝুঠ কহতৈ হৈঁ ; অগৱ
ন মানতী হৌ তো দেখো” যহ কহ অপনা মুঁহ খোল দিয়া ।
তব যশোদানে জ্ঞানকে গৰ্ভমৰ্মণ শশি, সূর্য, তাৰি আৰু সসাগৰা
মহীকৈ সাথ সাথ সারা ব্ৰহ্মাণ্ড দেখা । ইসকে বাদ জব



যশোদা কৃষ্ণের মুখ চাহিছা ।

বল ভদ্রে কথা কহিছা । যশোদা কৃষ্ণক
কোলে লৈছা ।

পরীক্ষিত ।

শুকদের ।

দেখা পালে । ইয়াব পাছতেই কৃষ্ণই যশোদাক বৈষ্ণবী মায়াবে
মোচিত কৰাত পুত্র বুলি তেওঁক আথে-বেথে কোলাত ললে ।

জ্ঞানে বৈষ্ণবী মায়াসি সুন্ধ কিয়া তব যশোদা পুল মানকর
গোদমি' ডঠা লিয়া ।

যশোদার দ্বাৰা শ্রীকৃষ্ণ-বন্ধন : আন একদিন যশোদাই
কৃষ্ণগুণ গাঁট এটা কলহত দধি মথি আছে । এনেতে কৃষ্ণই পিয়াহত
আতুব হৈ লবি আচি মথনি ডালত ধবিলে । তেতিয়া যশোদাই
দধি মথিবলৈ এবি আথে-বেথে কৃষ্ণক কোলাত ললে আৰু এখন
পিবাত বহি কৃষ্ণক পিয়াহ দিব ধবিলে ! যশোদাই ওচৰতে
এটা চৰুত গাখীৰ তপত হবলৈ দিছিল ; গাখীৰ উতলি পৰে দেখি
যশোদাই কৃষ্ণক আধা পিয়াহ দিয়েই নমাই ঘৈ গাখীৰৰ চৰু

যশোদার্ক্ষি দ্বাৰা জ্ঞান-বন্ধন : যশোদা জ্ঞান-গুণ গাতী
হৰ্ব দহী বিলো রহী হৈ । ইতনিমি' আসমি ব্যাকুল জ্ঞান দৌড়কৰ
আয়া আৰু মঘনিকা ডঠা পঞ্চ লিয়া । তব যশোদা দহী মঘনা
জৌড়কৰ লাড়সি জ্ঞানকী গোদমি' লি চৌকীপৰ বৈঠকৰ জ্ঞানকী
স্তৰনসি দূধ পিলাতী হৈ । যশোদানি পাসহী এক বৰতনমি' দূধ গৰ্ম
চৌলিঙ্গেলিএ আগপৰ রঞ্জা আ ; দূধ উভড়কৰ গিমতি টেক্কৰ যশোদা



কৃষ্ণ মথনিত ধরিছে । যশোদা দধি মথিছে । যশোদা কৃষ্ণক কোলে লৈছে । যশোদা কৃষ্ণক মাবিব বাবি লৈছে । কৃষ্ণে বানবক লরমু দিছে ।

নমাবলৈ গল । মাকে তেনেকৈ নমাটি রৈ যোৱাত কৃষ্ণৰ খং
উঠিল আৰু তেওঁ পাটকু এটা দলিয়াই মথা দধিব হাঁড়ি ভাঙ্গি
পেলালে । তাৰ পাছত খোপবাত সুমাই উবলত বহি শঙ্কিত
নয়নে লৱমু চুব কবি নিজে খাবলৈ ধরিছে আৰু পোহনীয়া
বানবক দিব ধরিছে ।

“হেন দেখি যশোদা হাতত লৈয়া বাবি ।
জুম্পি জুম্পি যান্ত পিম্পবাৰ নাই সাবি ॥ ১০.৭.১৩
মাবিবে আসন্ত মাৰ দেখি কৃষ্ণ ডৰে ।
দিলন্ত লৱব ভিবে নামি উবলবে ॥”

কৃষ্ণকী আধা স্তন দেকৰহী গৌদসে উতার দুধকী ব্ৰতনকী হঠানৈ
গযী । মাঁকো ইস অবহারসে কৃষ্ণকো গুস্মা আয়া ওৰ এক
পঞ্চকা পীসনিকা টুকড়া ফে'ককে দহীৰ্কী মটকী ফোড় ডালী ।
উসকে বাদ ওৰীমেঁ ধূসকৰ ওৰুখলপৰ চঢ় ডৰতী আখোঁমে মলাৰ্জ
চৌরী কৰকে খুড়মী খো রহাহৈ ঔৰ পালতু বন্দৰোঁকী ভী খিলা
রহাহৈ । উসে দেখকৰ যশোদা হাথমেঁ ডংডা লৈকৰ কিপি কিপি
আ রহীহৈ ; মাৰনিকৈ লিএ মাঁকো আতি দেখ কৃষ্ণ ওৰুখলসে
উতৰ কৰ ভাগ গ্যায় ।



যশোদাই কৃষক পাছে পাছে খেনি ভাগবা দেখি কৃষই পলাব
নোরাবা ভাও জুবি আদবতে কান্দিব ধবিলে। মাকে লগ পাই
কৃষব হাত দুখনত ধবি ধমকি দি ককালত জৰী লগাই এটা
উবলত বান্ধি থলে। কৃষ বাক খাই আঠু কাঢ়ি আছে। আগব
ফালে এজনী গোপীয়ে জৰী আনি যশোদাক দিছে।

অপনে পীছি দৌড়তী, যশোদাকো দেখকর জ্ঞণ মানোঁ ভাগ
নহীঁ সকতা এসা দিখাকর প্যারসে রৈনে লগা। মাঁনে মিলতৈহী
জ্ঞানকে দীনোঁ হাথ পকড় ডাঁটকর কমরম' রস্মী বাংধকর এক
উখ্বালকি সাথ বাংধ দিয়া। বাংধনমেঁ বাংধ জ্ঞণ প্রটনোঁকে বল চলতা
রহা হৈ। সামনে এক গোপী রস্মী লাকর যশোদাকো দেতী হৈ।

যমলাজুন ভঙ্গন : যশোদাই কৃষক উবলত বান্ধি থৈ
যোরাব পাছত কৃষই উবলটো টানি আঠু কাঢ়ি কাঢ়ি গৈ থাকেওতে
উবলটো যমলাজুনৰ মাজত বজাত গছ দুজোপা উঘলি পবিন।

যমলাজুন ভঙ্গন : যশোদা জ্ঞানকো উখ্বলকো সাথ
বাংধকর চলী গয়ী। উসকে বাদ প্রটনোঁকে বল জ্ঞণ উখ্বলকো
খীঁচতি খীঁচতি জৰ যমলাজুনোঁকে বীচ উখ্বলকো উলক জানিসে



गोपशिष्ट ।

कृष्ण ।


यमलाजुर्ने त्रूति कविता ।

गच परा शब्द शुनि कृष्णहि घूंबि चाय ये ओचबते छुटा दिव्य प्रकृष्टे
गलवस्त्र है आँठु काढि हातयोब कवि स्त्रति कविब धविछे । ताब
पाछ फाले गच छुजोपा उघलि पवि आছे । कृष्णब समुखब फाले
समवयस्मौया गोपबालक छुटाइ आग हात पाति कृष्णत येन किबा
खुजि थिय है आছे ।

दीनों पिड़ उखड़ गये । पिड़ोंके गिरनेकी आवाज सुनकर कृष्णने
मुँह मोड़कर देखा कि पासही दो दिव्य पुरुष घुटने टेककर,
हाथ जोड़े सुनि कर रहे हैं । उनके पीछे दीनों पिड़ उखड़े पड़े
हैं । कृष्णके सामने सम-वयस्त्र दो गोपबालक दाहिने हाथ
फैलाकर कृष्ण मानों कृष्ण मांग रहे हैं ।

यमलाजुर्न उघलि परा घटनाटो एजन गोपशिष्टरे नन्द आदिब
आगत कोरात नन्द, उपनन्द आदि गुरालबिलाक लबि गै देखे

यमलाजुर्न उखाड़ फिंकनेकी घटनाको एक गोपबालक, नन्द,
उपनन्द, आदिके सामने जब बताया तो नन्द, उपनन्द



উপনন্দ ।

নন্দে কৃষ্ণক কোলা লৈছা ।

গোপশিঙ্গ বার্তা

গুরাল ।

কহিছা ।

অজ্ঞন উভবি পবিহী ।

যে ঘটনাটো সঁচা ; কৃষ্ণ তেতিয়াও উবলত বাক খাই গছ ছুজোপার
মাজতে আছে । বজা নন্দষ্ট তৎক্ষণাং উবলৰ পৰা কৃষ্ণক মোকলাই
কোলাত লালে । কৃষ্ণই আগ হাতখন নন্দৰ মুখৰ ওচৰলৈ তুলি
যেন স্নেহহে ঢালি দিছে । উপনন্দই পিছৰ ফালৰ পৰা বেগাই
অচার দৰে আহি হাতখন তুলি কোনো অনিষ্ট নোহোৱাৰ আগ্রাস
দিছে । নন্দৰ আগৰ ফালে এটা গোপবালকে হাত দাঙি আছে ;
তেওঁৰ পিছৰ ফালে আন এজন গুরাল থিয় দি হাত তুলি যেন
সেই ঘটনাৰ কথাকে কৈছে ।

আদি শ্বালোনি দৌড়কৰ জাকৰ দেখা কি ঘটনা সজ্জী হৈ ;
ক্ষণ্ণ তব ভী উক্তলমে বংধা হুআ হী হৈ । রাজা নন্দনী
ভট উক্তলমে ক্ষণ্ণকো মুক্ত কৰ গোদমে উঠা লিয়া । ক্ষণ্ণ
দাহিনী হাথকো নন্দকৈ মুঁহকৈ পামতক উঠাকৰ মানো
সেহ ঢাল রহা হৈ । উপনন্দ পৌছিসে মানো তৈজীসে আকৰ
দাহিনী হাথ উঠাকৰ কুকু হানি নহীঁ হৌনিকা আঘাসন
দে রহি হৈ ।



গোপী কৃষ্ণক নচাইছা ।

গোপীৰ আগত কৃষ্ণ
পিৰা পানে ধৰিছা ।

পসাৰী কৃষ্ণৰ হন্ত
ফল দিছা ।

কৃষ্ণে বলভদ্রে গোপশিশু সমে
মালাৰি কৰিছা ।

বাল্য-লৌলা : কৃষ্ণই গোকুলক আনন্দিত কৰি নানাকৃপ
কৌড়া কৰি আছে । কোনো সময়ত কৃষ্ণই ধান দি কল লৈছে ।
কেতিয়াবা কৃষ্ণ আৰু বলভদ্রই গোপশিশুৰ সৈতে মাল-যুজ খেলিছে ।

বাল-লৌলা : কৃষ্ণ গোকুলবাসিয়োকো আনন্দ দেতিহৃষ্যে নানা-
প্রকারকী কৌড়া কৰহৰহি হৈ । কমী কৃষ্ণ আৰু বলভদ্র গোপশিশুয়োকৈ
সাথ মল্লযুদ্ধ কৰত৆ হৈ ।



যশোদাৰাই কৃষ্ণক ধৰি আনিছা ।

রোহিণী পুত্ৰক ভূঞাইছা ।

যশোদা কৃষ্ণক ভোজন কৰাইছা ।

কৃষ্ণ বলবামৰ ভোজনঃ এদিন যশোদাই কৃষ্ণক খেলাৰ ঠাইৰ পৰা হাতত ধৰি ঘৰলৈ আনিছে। ৰোহিণী আৰু যশোদাই কৃষ্ণ বলবামক পিৰাত বজৱাই খুৱাব ধৰিছে। কৃষ্ণ বলবামে খাব ধৰিছে। যশোদা-ৰোহিণীয়ে ওচবতে বহি আদৰ কৰি খুৱাব ধৰিছে।

কৃষ্ণ-বলভদ্ৰকা ভোজনঃ একদিন যশোদা কৃষ্ণকো খিলকী জগহসে হাথ পকড়কৰ ঘৰ লায়ী। ৰোহিণী আৰু যশোদা কৃষ্ণ-বলরামকো চৌকৌপৰ বিঠাকৰ আৰসে খিলা রহী হৈ।



শকটত ৰোহিণী যশোদা পুত্ৰক কোলে লৈছা।

নন্দ।

উপনন্দ।

বৃন্দাবনক যাইবাক প্ৰতি নন্দে
উপনন্দ গোপসমে আনোচ কৰিছা।

নন্দ-আদিৰ বৃন্দাবনলৈ গমনঃ শ্ৰীকৃষ্ণই এইদিবে কিছুদিন ক্ৰীড়া কৰি থকাৰ পাছত গোকুলত নামা উৎপাত হব ধৰিলে; তাকে দেখি নন্দ, উপনন্দ আদি গুৱালবিলাকে পৰামৰ্শ কৰি বৃন্দাবনক যাবলৈ ঠিক কৰিলে। এখন গাড়ীত যশোদা আৰু ৰোহিণীয়ে কৃষ্ণ আৰু বলবামক কোলাত লৈ বহিছে। তাৰ পাছ ফালে আন এখন গাড়ীত নন্দ উপনন্দ উঠি বৃন্দাবনলৈ যাত্রা কৰিছে।

গোপ-গোপিয়ীকা বৃন্দাবন গমনঃ শ্ৰীকৃষ্ণ ইসী তৰহ কৃষ্ণ দিনাংক ক্ৰীড়া কৰতি রহি। গীকুলমে অনিক উত্পাত হোতি দিঘকৰ নন্দ, উপনন্দ আদি গুৱালীনি সলাহ কৰকৈ বৃন্দাবন জানা তয় কিয়া। এক গাড়ীপৰ যশোদা আৰু ৰোহিণী, কৃষ্ণ আৰু বলরামকো গোদিয়োমি লিকৰ বৈঠোঁ হৈ। উনকৈ পীকে দুমৰী গাড়ীপৰ নন্দ উপনন্দ চঢ়কৰ বৃন্দাবন কী যাবা কৰতি হৈ।



বকাস্ত্রে কৃষক গিলিছা ।

গোপশিঙ্গ সন্তাপ করিছা ।

কৃষ্ণে বৎসাস্ত্র বধিছা ।

বলভদ্র ।

শ্রীদাম ।

সুদাম ।

বৎসাস্ত্র আৰু বকাস্ত্র বধঃ বৃন্দাবনত বসতি কৰা
সময়ত এদিন কৃষ্ণ বলৰাম আদিয়ে দামুৰি চাৰি থাকোতে
এটা অস্ত্রে দামুৰি কপ ধৰি দামুৰি পালৰ মাজত সোমাল । কৃষ্ণই
ইঙ্গিতেৰে বলাইক দেখুৱাই তাৰ ওচবলৈ গল, আৰু—

“লাদুৰে সহিতে পাছ দুয়ো ভৰি
 ধৰি তাক চক্ৰপাণি ।
পাক ফুৰাই আনি কপিথক লাগি
 পাঠাইলন্ত মেলি হানি ।”

বলৰাম, শ্রীদাম আৰু সুদাম তেওঁৰ পিছৰ পিনে আচৰিত হৈ হাত
দাঙি থিয় দি থাকিল ।

আন এদিন বকাস্ত্র নামে আন এটা অস্ত্রে আহি কৃষক হঠাৎ
ঠেঁটি মেলি গিলিলে । কৃষক বকাস্ত্রে আধা গিলা কৰা দেখি

বকাস্ত্র আৰু বকাস্ত্র বধ : বৃন্দাবনমে রহনকি সময়
একদিন কৃষ্ণ বলৰাম আদি জৰু বক্ষড়ি চৰারহে যে তব এক অসুর
বক্ষড়িকা রূপ ধৰকৰ বক্ষড়িকি বৌচ ঘূস গয়া । কৃষ্ণ ইশাৰামে
বলৰামকো দিখাকৰ উসকো পাস গয়া আৰু পুঁচকৈ সাথ পীকেৰে দোনো
পৈৰ পক্ষড়কৰ ঘূমা দিয়া আৰু কপিথ পিড়পৰ গিৰকৰ বহ মৰ
গয়া । বলৰাম, শ্রীবাস আৰু সুদাম উসকো পোক্ষে বিস্মিত হোকৰ
খড়ি হৈ ।

দূসৱে একদিন বকাস্ত্র নামকা এক অসুর আকৰ চৌচ
ফেলাকৰ হঠাত্ কৃষ্ণকো নিগল গয়া । কৃষ্ণকী, বকাস্ত্রকো আধ-

লগবীয়া গোপশিশুসবে ইজনে সিজনব মুখলৈ চোরা-চুই কৰি বেজাৰ
কৰিছে। দামুৰিবোৰেও বেজাৰ মনে কাষতে থিয় হৈ আছে।

গিলা দেখকৰ সাথী গোপশিশুগণ এক দূসৰিকা সুঁহ তাকতি হুঁ
ৰী রহি হৈন। বক্ষড়েমী দৃঢ়ৰী মনসি পাসহী খড়ে হৈন।



গোপশিশু বৎস আনিছা।

কৃষ্ণ বকামুৰব ঠোট চিৰিছা।

যদি ভদ্ৰ।

কৃষ্ণ বকামুৰব পেটত জুটৈ দৱে লগাত বকামুৰব বিগুচ্ছিত হৈ
বতিয়াই দিলে। কিন্তু অলপ পাছতে সি পুনৰ ঠোটেৰে
কৃষ্ণক মাৰিবলৈ খেদি গল। কৃষ্ণই দুই তাৰে দুয়ো

কৃষ্ণ বকামুৰকি পেটমে অগ্নি জৈসা লগনেসি বকামুৰ সুচৰ্ক্কৰত
হৌকৰ কৈ কৰদী। লেকিন থোড়ী দৱে বাদহী বহ ফিৰ চোঁচসি
কৃষ্ণকী মাৰনেকি লিএ আগি বढ় গয়া। কৃষ্ণনে দোনোঁ হাতোসি দোনোঁ



দেৱগণৰ আনন্দ ; পুস্পাৰ্থি ।

ঠোটত ধৰি মুখ ফালি মাৰি পেলালে। তাকে দেখি দেৱগণে চৌচ পকড়কর সুঁহা ফাড় ডালা, বকাসুর মৰ গয়া। যহ
পুস্পাৰ্থি কৰিছে।

বৃন্দাবনত বনভোজন আৰু ক্রীড়াঃ কৃষ্ণ-বলৰামে বাঁহী
বজাই নিতো গুৰু চৰাবলৈ বৃন্দাবনলৈ যায়। লগতে সমবয়সীয়া
গোপবালকসকলে দধি-ভাত শিকিয়াত আৰি লৈ পাছে পাছে
যায়। বৃন্দাবনত কিছুমানে গছত উঠি বান্দৰৰ লেজত ধৰি
টানাটানি কৰি ধেমালি কৰে, কোনোৱে বা নাচে। কোনোৱে বা

চৌচ পকড়কর সুঁহা ফাড় ডালা, বকাসুর মৰ গয়া। যহ
ইক্ষুকর দেবতালোগোনি পুষ্পাৰ্থি কৰনৈ লগি।

বৃন্দাবনমেঁ বনভোজন আৰু ক্রীড়াঃ ক্ষণা বলৰাম
গোজ বাঁসুৰী বজাকৰ গায়ে চৰানিকিলিএ বৃন্দাবন জাতি হৈ।
মাঘমে সাথী গোপবালকগণ ইহী-ভাত লটকায় পীকে
পীকে জাতি হৈ। বৃন্দাবনমেঁ কই পিড়োংপৰ চড়কৰ বন্দৰীকো
পুঁক পকড়কর খীঁচাতানী কৰকি আনন্দ কৰত হৈ তো



কৃষ্ণ মৈবাক শিথাবিছা ।

কৃষ্ণ ।

বনভদ্র ।

গুরান ।

চৰাইচিৰিকতিৰ মাত মাতি আনন্দ কৰে। এইদিবে নানাপ্ৰকাৰ কীৱ নাচতা হৈ। ইমী তৰহ নানা প্ৰকাৰক বালপনকৈ খেল কৈশোৱ কালব ধেমালি কৰি আছে।



অঘৰ গৰ্তত গোপ গৰ পশিছা ।

অঘাসুৰ বধ : এদিন কৃষ্ণই গোপবালকসকলৰ সৈতে গৰ চৰাট থাকোতে পৃতনাৰ ভায়েক অঘ নামে অসুৰ এটাই প্ৰকাণ্ড সাপৰ আকৃতি ধৰি তেওঁলোকৰ বাটত পৰি থাকিল। এই বাটেদি

অঘাসুৰ বধ : একদিন জ্ঞাণ জৰ গৌপবালকী'কি সাথ গায়ে চৰারহে থে, পৃতনাকা ভাৰ্ই অঘ নামকা এক অসুৰ প্ৰকাণ্ড মাপকী আকাৰমে উনকী রাহমে পড়া রহা। ইমী রাহসি কৰি বক্ষড়ী

কেইটামান দামুবি গৈ তর্কিব নোৱাৰি অঘৰ গৰ্ভত সোমাই গল। কেইটামান দামুবি বাজতে থাকিল। ইয়াকে দেখি গোপশিশুসবে থমকি কৃষ্ণ ফালে চালে। গোপশিশুবিলাকৰ পিছৰ ফালে কৃষ্ণ বলৰামে হাতত মুদ্রা দি কিবা বনগীত গাই আছিল।

অনজাতি জাকাৰ অঘকী পেটমে সমা গযে। কই বাহুহী রহে। ইসি দেখুকৰ গোপশিশুগণ ভয়সি কৃষ্ণকী ওৰ দেখা। গোপশিশুআঁকে পীকেকী ওৰ কৃষ্ণ বলৰাম হাথোসি সুদ্রা দেকাৰ কোই বনগীত গা রহে থে।



কুফেঁ অঘৰ গৰ্ভপৰা গোপ গৰ্ভসমে বাজ তৈলা।

অঘৰ বাজৰ অশুব।

সৰ্পাকৃতি অশুবক মাৰিবলৈ গোপশিশুবিলাক আগবাঢ়ি গৈ সাপৰ পেটত সুমাই গল। তাকে দেখি ভকত-বৎসল কৃষ্ণয়ো

সৰ্পাকৃতি অসুৱকো মাৰনিকে লিএ গোপশিশুগণ আগি বঢ়কৰ সাঁপকি পেটমে সমা গযে। ঐসা দেখ কৰ ভক্তবল্ল (ভক্তকি প্রতি



গৰ্ভৰ।

অপেন্দৰ।

দেৱতা।

ত্ৰক্ষ।

বলভদ্ৰৰ সৈতে সাপৰ পেটত সোমাল। তেতিয়া অস্মৰৰ জ্ঞাতি-
বিলাকে কৃষ্ণ আদিব বিমাশ হল ভাৰি আনন্দ কৰি হাঁহিবলৈ
ধৰিলে। আনফালে কৃষ্ণৰ মহিমাগুণে অঘ অস্মৰ পেট ফিৰি
উশাহ নাপাই মৰি গল। সাপৰ বিষত মৃতপ্রায় গৰু আৰু গোপ-
শিশুসবক কৃষ্ণই অমৃত হাত বুলাই জৌৰিত কৰিলে আৰু অঘৰ

অল্পত দয়াবান्) জ্ঞানী বলভদ্ৰক সাথ সাঁপকে পেটমেঁ ঘুস গয়ে।
তব অসুৱকে কৃষ্ণবিয়োগী জ্ঞান আদিকা বিনাশ হুআ যহ সৌচকৰ
আনন্দ মনস্বি হঁসনি লগি। ইধৰ জ্ঞানী মহিমাকে প্ৰভাৱসৈ অঘ
অসুৱকা পিট ফূলকৰ হৰাস-প্ৰহৰাস ব'ং হৰীকৰ মৰ গদ্য। সাঁপকে
বিষসৈ মুৰ্দা জৈসে গায়ে আৰু গোপশিশুওঁকো জ্ঞাননি হাথ ফিৰকৰ



দেৱতা।

পেটৰপৰা তেওঁলোকক উনিয়াই দি নিজেও ওলাই আহিল।
গোপশিশুবোৰে আগৰ দৰে কাৰ্যত শিঙা, কাঙ্ক্ষত লৰু আৰু মুখত
বাঁহী লৈ অঘৰ পেটৰপৰা ওলাইছে। কৃষ্ণ আগত, তেওঁৰ পাছতে
বলদেৱ আৰু তাৰ পাছত অন্তাগু গোপবালকসকল। ইয়াকে
দেখি গন্ধৰ্ববিলাকে খোল-তাল লৈ গীত গাইছে আৰু বিশ্বাধৰীয়ে

জীৱিত কিয়া আৰু অঘকে পেটসি উনকো নিকালকৰ আপভী নিকল
আয়া। গোপশিশুগণ পহলৈ জৈসে পাসমেঁ সৌঁগা কন্ধেপৰ ডংডা আৰু
মুঁহমেঁ বাঁসুৰী লিকৰ অঘকে পেটসি নিকল রহে হৈ। জ্ঞান আগি
আগি উসকে পীক্ষে বলদেৱ আৰু উসকে পীক্ষে দূসৰি গোপবালকগণ।
যহ দৈৰ্ঘ্যকৰ গংধৰ্বগণ খোল তাল লিকৰ গীত গা রহে হৈ আৰু

নাচিছে। প্রজাপতি ব্ৰহ্মাই হংসযানত উঠি ভগবানৰ মহিমা বিদ্যাধীরীগণ নাচ রহি হৈ। প্রজাপতি ব্ৰহ্মা হংসকী সবারীপৰ চাবলৈ বৃন্দাবনত উপস্থিত হৈছে। চতৃকৰ ভগবানকী মহিমা দেখনিকে লিএ বৃন্দাবনমে আয়ে।



কৃষ্ণে গোপগণসমে দধিভাত তুঞ্জিছা।

কৃষ্ণে বৃন্দাবনত দামুৰি বিচাৰিছা।

বনভোজন : অঘাসুৰ বধ আৰু সবৎস গোপশিশুৰ মুক্তিৰ পাছত কৃষ্ণই গোপবালকসকলৰ লগত বনভোজনৰ ব্যৱস্থা কৰিলে।

“খেলা দধিভাত শিকিয়াৰপৰা মেলি।
কৃষ্ণে সমে তুঞ্জিবে লাগিলা কৰি কেলি॥
মাধৱক মধ্য কৰি কৰে সবে খেড়ি।
পদ্মৰ চকাক যেন পত্রে আছে বেঢ়ি॥
পদ্মৰ কণিকা তৈলা নন্দেৰ তনয়।
গোপশিশুগণ পদ্ম পত্রৰ আনয়॥
কেহো পুষ্পপত্রত খেলন্ত দধিভাত।
ফলপল্লৱত কতো ধৈলা শিকিয়াত॥”

গোপশিশুবিলাকে কাষলতিৰ তলত শিঙা চেপা মাৰি খাৰলৈ আৰন্ত কৰিছে।

“অন্তো অগ্নে দেখাৰন্ত কতো হাত তুলি।
সবাতো অধিক মোৰ অন্তৰাদ বুলি॥”

বন-ভৌজন : অঘাসুৰকা বধ আৰু বৰ্জুড়ীকি সাথ গোপ-ঘিয়ুঞ্জীকি উজ্জ্বলকি বাদ কৃষ্ণনি গোপবালকীকি সাথ বনভৌজনকী অৱস্থা কী। গোপঘিয়ুগণ ভুজাওঁসি সীঁগাওঁকো দৰাকৰ খালা হুৰু কিয়া। কৃষ্ণনী বৌচৰ্মি লিকৰ চাৰিং আৰু গোপঘিয়ুগণ বিঠকৰ আনন্দকী সাথ ভৌজন কৰ রহি হৈ।



কৃষ্ণে সমন্বয়ে কপ ধরি ব্ৰহ্মক যান্ত।

গুৱাম।

গুৰু।

গোপশিশু।

কৃষ্ণাব গোপবালক আৰু দামুৰি চূৰি; কৃষ্ণৰ গোপ-
বালক আৰু দামুৰিক্ষণ ধাৰণঃ—কৃষ্ণ আৰু গোপশিশুসৰে
ভোজন কৰি থাকোতে কোমল ঘাঁহৰ লোভত দামুৰিবোৰ বহু-
দুবলৈ গল। গোপবালকবিলাকে দামুৰি বিচাৰি নাপাই কৃষ্ণত
জনালে। কৃষ্ণই গৰখীয়া গোপশিশুসক বেজাৰ কবিবলৈ হাঁক
দি নিজে বনত বহুত বিচাৰিলে; পাছত দামুৰি নাপাই ঘূৰি
আছি গোপশিশুসকেৰ নেদেখি হৃদয়ত ধ্যান কৰি দেখে যে কৃষ্ণাই
চূৰি কৰি নিছে। পাছত ভগবান কৃষ্ণই নিজে গৰখীয়া দামুৰিব
কপ ধৰি কাষত শিঙা, হাতত লক লৈ দাঁহী বজাই বজাই ব্ৰজলৈ
উলটিল। ব্ৰজত গৈ যি গাইৰ যি দামুৰি তাক পিবলৈ ধৰিলে।
কোনো কোনো দামুৰি শুই থাকিল। কৃষ্ণ, গোপ আৰু গোপ-
বালকসকলে নিৰীথি নিৰীথি সিঁতক চাবলৈ ধৰিলে।

ব্ৰহ্মাকৌ গোপঘালক আৰু বক্ষড়ো'কৌ চৌৰী : কৃষ্ণ
আৰু গোপশিশুগণ জৰু ভোজন কৰতি যে তব নৰম ঘাসকী চাহসে
বক্ষড়ে বহুত দূৰ তক গয়ে। গোপবালকগণ বক্ষড়ো'কৌ খোজতি
খোজতি ন মিলনৈপৰ কৃষ্ণসে কহা। কৃষ্ণ গায়ে চৰানৈবালী
গোপশিশুআৰো'কৌ দৃঃঘৰী দেখকৰ খুদ বনমে ঢুঁড়নৈ লগৈ। বাদমে বক্ষড়ে
ন মিলনৈপৰ লৌট আকৰ গোপশিশুআৰো'কৌ ভী ন দেখকৰ হৃদয়মে
ঘ্যান কিয়া তো মালুম হৃত্তা কি ব্ৰহ্মানে চৌৰী কী হৈ। তব
ভগবান কৃষ্ণ খুদ গায়ে চৰানৈবালী ব বক্ষড়ো'কৌ রূপমে পাসমে সীঁগা,
হাথমে ডংডা লিকৰ বাঁসুৰী বজাতি বজাতি ব্ৰজকৌ লৌট। ব্ৰজমে
আকৰ বক্ষড়ে অপনী অপনী মা কা দুধ পৈনি লগৈ। কৌই কৌই
বক্ষড়া জংঘ রহা আ। কৃষ্ণ স্বালোকো'কি সাথ উন্হে' চাবসে
দয়া রহি হৈন।



গোপীসবে পুত্রক
কোনে লৈছা।

গোপী পুত্রক
ধূরাইছা।

রামক বোহিণী
তোজন কৰাইছা।

কৃষ্ণক যশোদা
তোজন কৰাইছা।

গোপীসকলৰ নিজ নিজ পুত্রক আদৰ-সাদৰঃ—কৃষ্ণ-বলবাম আৰু গোপশিশুসব আহি ঘৰত উপস্থিত হলত গোপী-বিলাকে নিজ নিজ পুত্রক কোলাত লৈ আদৰ কৰিছে; কোনো গোপীয়ে বা তেল-কুৰ ঘঁহি নিজ পুত্রক গা ধূরাইছে। বোহিণীয়ে বলবামৰ আগত খোৱা বস্তু দি আগ হাত দাঙি খাবলৈ মাতিছে। যশোদাই কৃষ্ণক খাবলৈ দিছে। কৃষ্ণ-বলবাম ছয়ো দুখন পিবাত বহি খাবলৈ ধৰিছে। বলবামৰ ওচৰত বোহিণী আৰু কৃষ্ণৰ ওচৰত যশোদা বহি কিবা দিব নে বুলি সুধি আছে।

গোপিয়ো'কা অপনে অপনে পুত্রো'কি প্রতি আদৰঃ
কৃষ্ণ, বলরাম আৰু গোপশিশুগণ জব ঘৰ আয়ে তো গোপিনীগণ
অপনে অপনে পুত্রো'কো গোদমে লিকের প্যার কৰনে লগীঁ; কৌই কৌই
গোপী তো তেল উব্রটন মলকৰ অপনে পুত্রকো নহলানে লগী।
রোহিণী বলরামকে মামনে খানিকী চীজে' দিকের দাহিনে হাথ উঠাকৰ
খানিকী লিএ বুলাতী হৈ। যশোদা কৃষ্ণকো খানে দেতী হৈ। কৃষ্ণ
বলরাম দোনোঁ দো চৌকিয়ো'পৰ বৈঠকৰ খানে লগী। বলরামকে পাস
রোহিণী আৰু কৃষ্ণকী পাস যশোদা বৈঠকৰ আৰু কুকু দে' ক্যা
পুকু রহী হৈঁ।



গোলে পুত্রমকলক ধরিছা । শ্রীদাম । কৃষ্ণ । বাম ।

কৃষ্ণ-বলবাম আদিৰ ক্রীড়া : খাই বৈ উঠি কৃষ্ণ-বলবাম গোপশিশুবিলাকে খেলা কৰিবলৈ আৰস্ত কৰিছে। শ্রীদাম, কৃষ্ণ আৰু বলবামে নানা ভঙ্গি কৰি নাচিবলৈ আৰস্ত কৰিছে। কোনোৱা গোপে মৰম কৰি নিজ পুত্ৰক পিছ ফালবপৰা ধৰি বং কৰিছে। আন ফালে গোহালি-ঘৰত সোমাই থোৱা গাই-বিলাকক দামুবিবোৰে পিবলৈ আৰস্ত কৰিছে।

কৃষ্ণ-বলরাম আদিৰ ক্রীড়া : খানি পীনিকি বাদ উঠকৰ কৃষ্ণ বলরাম আৰু গোপবালকগণ খেলনা শুৰু কৰত হৈ। শ্রীদাম, কৃষ্ণ আৰু বলরাম অনিক ভংগিযোৱি নাচনা শুৰু কৰ রহি হৈ। কোই গ্঵াল ঘাৰসৈ অপনি পুত্ৰকো পীছিকী ওৱাসে পকড়কৰ আনন্দ কৰ রহা হৈ। ইধৰ গোশালাওঁমি ঘুসতী হুই গায়োকো বছড়ীনি পীনা শুৰু কৰ দিয়া হৈ।

বলভদ্রৰ মোহ : ইয়াৰ পিছত এদিমাখন গোৱালবিলাকে গোৰ্বক্ষন পহারৰ ওপৰত গাই চৰাই আছিল, পাছত হঠাৎ দেখিলে যে গাইবিলাক অতি বেগাই হৰ হৰ কৰি নামি যাব ধৰিছে। গুৱালবিলাকে আগুবিলৈ বহু যত্ন কৰিও নোৱাৰি লাজ পাই পাছে পাছে খেদি গৈ কিছুমানে আগত ডাং লৈ থিয় দিলে, কোনো কোনো আকো পাছে পাছে গল ; পাছত দেখে যে নিজৰ

বলভদ্রকা সোহ : একদিন শ্বালগণ শৌবৰ্জন পহাড়পৰ গায়োকী চৰা রহি থৈ। বাদমি হঠাত् দিখা কি সমী গায়ে খুব তজীসি পহাড়সি উতৰ রহী হৈ। শ্বালোনি রীকনিকি লিএ বহুত কৌশিগ কী। পৰ রীক ন সকনীপৰ লজাতি হুঁঁ পীছি পীছি খদেড়নি হুঁঁ আকৰ কই সামনি ড'ডা লিঙ্গৰ খড়ি হুঁঁ। কই পীছি পীছি হী গয় ; বাদমি দিখা কি অপনি



গোবর্দন পর্বতৰপৰা ধেনুসৰ ডেৱ কৰিছা।

গুৱালে আগ ভেঞ্চিছা।

গুৱালে স্নেহত পুত্ৰক ধৰিছা।

শিশুসন্তানবিলাকে ওচবতে দামুৰি চৰাই আছে। তেতিয়া তেওঁলোকে হাতৰ ডাং দলিয়াই পেলাই নিজৰ সন্তানবিলাকক পিছৰ ফালৰপৰা সারোট মাৰি ধৰিলে। ইতিমধ্যে গাইবিলাকে গৈ নিজৰ দামুৰিক মৰমেৰে পিয়াবলৈ ধৰিলে।

অপনি শিশুগণ পাসহী বছড়ি চৰা রহে হৈ। তবৰ বে জ্ঞানকা ড'ডা দিক্ককৰ অপনি অপনি পুলোকী পৌক্ষে জকড়কৰ পকড় রহে হৈ। ইসী বীচ গায়ে আকৰ অপনি অপনি বছড়িকী দুধ পোলানি লয়োঁ।



ধেনুসৰে নৰ বৎস এৰি বোকণাক তন দিই।

কুফত বামে অদ্বৃত দেগি স্বধিছা।

গোপগণে পুত্ৰক ধৰিছা।

বলবামে গাইবোৰক নতুন সৰু সৰু দামুৰি এৰি বথনৌয়া দামুৰিক পিয়োৱা আক বুঢ়া গুৱালবিলাকে মৰমেৰে গোপশিশু-

গায়ে নয়ে নক্কে নক্কে বছড়িকী ছোড়কৰ বড়ে বড়ে বছড়িকী পিলাতি আৰ বুড়ে খালোকী গোপশিশুকী জকড়কৰ পকড়নি

বিলাকক সারট মাৰি ধৰা দেখি অতি অদ্ভুত আৰু বিশ্বয় মানিলৈ ।
বলৰামে এনে অদ্ভুত দেখি সম্মুখত থকা কৃষ্ণক আগহাত দাঙি
সুধিছে । সেই সময়ত গাইবিলাকে বখনীয়া দামুৰি পিয়াইছে,
সক দামুৰি কাষত থিয় হৈ আছে । গোৱালবিলাকেও নিজ নিজ
সন্তানক আদৰ কৰি সারটি ধৰি থিয় হৈ আছে ।

দেখকর বলৰামকো বড়া অচৰজ মালুম হুআ । বলৰামনে সম্মুখ
খড়ে কৃষ্ণসি দাহিনে হাথ উঠাকৰ ইসকা কাৰণ মুছা । উস সময়
গায়ে উম্বৰালি বছড়োঁ'কো পীলা রহী হৈ; কৌটি বছড়ে পাসমে
খড়ে হৈ । গ্বালগণ ভী অপনি অপনি বিটোঁ'কো প্যারসি জকড়তি হৃঁ
খড়ে হৈ ।



ত্ৰিশা বিশ্বয় দেখিছা ।

কৃষ্ণে বাম সমে খেন্ত চাৰিছা ।

ত্ৰিশামে বৎস-শিশু গণিছা ।

ত্ৰিশাৰ মোহ : বলৰামে সোধাত কৃষ্ণই কলে যে ত্ৰিশাই
মোৰ মাহাত্ম্য পৰৌক্তা কৰিবলৈ গোবৎস চুৰি কৰি নিয়াত আকে
তেনে দামুৰি আৰু শিশুকপ ধৰি আছে । ইফালে বছৰ পাৰ হৈ
যোৱাত ত্ৰিশাই আহি দেখে যে কৃষ্ণ আদি শিশুবিলাকে দামুৰি-
বোৰক আগবদৰে চাৰি আছে । তাকে দেখি ত্ৰিশাই আগব
লুকাই থোৱা থলত গৈ গণি দেখে, যে সকলোৰোৰ দামুৰি আগব-
দৰে শুই আছে আৰু গোপশিশুবিলাক দামুৰিবোৰ কাষত বহি
আছে । ত্ৰিশাই অতি বিশ্বয় মানিলৈ ।

ব্ৰহ্মাকা মোহ : বলৰামকি পুচ্ছনিপৰ কৃষ্ণনি কহা কি ব্ৰহ্মা
মীৰী পৰীক্ষা লিনিকি লিএ গো-বৎস চৌরী কৰ লে গয়ে থৈ, তবসে
উনকা রূপ মৈনি ধাৰণ কৰ রখবাৰ্দ । ইধৰ সাল পূৰা হৌনিকি বাদ
ব্ৰহ্মানি আকৰ দেখা কি কৃষ্ণ আদি শিশুগণ বছড়োঁ'কো পহলেই হী
জৈসি চৰা রহি হৈ । এসা দেখকর ব্ৰহ্মানি পহলে জহাঁ ক্ষিপায়া থা
উস জগহপৰ দেখা কি সভী বছড়ে পহলে জৈসে সো রহি হৈ আৰ
গোপশিশুগণ বছড়োঁ'কো পাসহী বৈঠে হৈ । ব্ৰহ্মাকো বড়া অচৰজ
মালুম হুআ ।



কৃষ্ণ গাবে গাবে একো ব্ৰহ্মা
তুতি কৰিছা ।

মহামায়া
তুতি কৰিছা ।

নর্তকী ।

ব্ৰহ্মা ।

কৃষ্ণৰ পাৰত ব্ৰহ্মা পৰিছা ।

ব্ৰহ্মাৰ কৃষ্ণস্তুতি : পাছত ব্ৰহ্মাই আৰুকাঢ়ি হাতযোৰ কৰি
আগত নৈবেঞ্চ দি স্তুতি আৰম্ভ কৰিছে। সেই সময়ত মহামায়াইও
অষ্টভূজাকপে আৰু লৈ স্তুতি কৰিছে। গন্ধৰ্বই খোল বাইছে
আৰু বিদ্যাধৰীয়ে নাচিছে। সেই সময়ত ভগৱান কৃষ্ণই শঙ্খ,
চক্ৰ, গদা, পদ্ম ধৰি চতুৰ্ভুজকপে ব্ৰহ্মাৰ আগত দেখা দিছে।
ব্ৰহ্মাই চতুৰ্ভুজকপে ভগৱানক দেখা পাই বাহনৰ সৈতে ভগৱানৰ
চৰণত পৰি প্ৰণিপাত কৰিছে।

ভগৱান কৃষ্ণই দেখিলে যে ব্ৰহ্মা অচেতন হৈ নিজ চৰণত পৰি
আছে। তেতিয়া মুপ্রসন্ন হৈ ভগৱানে নিজ মায়া সংহাৰ কৰিলে।
পিছত ব্ৰহ্মাই ভগৱান কৃষ্ণৰ অনুগ্ৰহত চৈতন্য লাভ কৰি উঠি
দেখে যে সমুখত বিতোপন বৃন্দাবন বিৰাজিত। বাঘ, ছাগ, সিংহ

ব্ৰহ্মাকী কৃষ্ণস্তুতি : ব্ৰহ্মা ঘৃটনৈ টেককৰ হাথ জোড় কৰ
সামনে নৈবৈয় রখকৰ স্তুতি কৰ রহি হৈ। তস সময় মহামায়াৰ্মী
অষ্টভূজা রূপমে ঘৃটনৈ টেককৰ স্তুতি কৰ রহী হৈ। গংধৰ্ব বাজি বজা
রহি হৈ আৰু বিদ্যাধৰী নাচ রহী হৈ। তস সময় ভগৱান কৃষ্ণ
শংখ, চক্ৰ, গদা, পদ্ম লিকৰ চতুৰ্ভুজ রূপমে ব্ৰহ্মাকী সামনে প্ৰগঠ
হুয়ে। ব্ৰহ্মা চতুৰ্ভুজ রূপমে ভগৱানকো দেখকৰ ভগৱানকী চৰণোঁমে
গ্ৰীষ্ম ভুকাতি হৈ।

ভগৱান কৃষ্ণনৈ দেখা কি ব্ৰহ্মা বিহোঝ হৌকৰ
চৰণোঁমে পড়ি হৈ। তব প্ৰসন্ন হৌকৰ ভগৱাননৈ অপনী
মায়াকী সংৰৱণ কৰিয়া। ফির ব্ৰহ্মানৈ ভগৱান কৃষ্ণকী
কৃপাসৈ জ্ঞান প্ৰাপ কৰ, উঠকৰ দেখা কি সামনে সুন্দৰ



ব্ৰহ্ম।

কৃষ্ণ।

ছাগল।

বাঘ।

মিংহ।

ব্ৰহ্ম।

কৃষ্ণ।

তাঁত একেলগে খেলা কৰি আছে। তাৰ মাজতে কৃষ্ণক অকলে
কাষতলিত শিঙো আৰু বাঁওহাতেৰে ভাতৰ পাত্ৰ লৈ আগ
হাতেৰে ভাতৰ গৰাহ মুখত ভৰাবলৈ ধৰা দেখা পালে।

“হেন বৃন্দাবন মধ্যে পাছে গ্ৰাস কৰে।

দেখন্ত আছন্ত মাত্ৰ কৃষ্ণ একেশ্বৰে ॥” ৪৭।

বৃন্দাবন হৈ। বাঘ, বৰ্করী, সিংহ বহু এক সাথ খিল
ৱৰ্তে হৈ। উনকৈ বীচহী কৃষ্ণকো অকলে বাহুকৈ নৌচি
সীংগা আৰু বায়ে হাথমে ভাতকা বৰতন লেকৰ দাহিনী
হাথমে ভাতকৈ আসকো মুঁহমে ভৰতৈ হৃষে দিখাই
দিয়ে।

ব্ৰহ্মাই কৃষ্ণক তেনে অৱস্থাত দেখি অতি বিস্মিত হৈ স্মৃতি
কৰিবলৈ ধৰিলে। সেই সময়ত ব্ৰহ্মাই নিজৰ বাহন হংসৰ ওপৰত
উঠি হাতযোৰ কৰি আছে। কৃষ্ণও কাষতলিত শিঙো লৈ

ব্ৰহ্মা কৃষ্ণকো বৈসী হালতমে দেখকৰ অল্যত বিস্মিত হোকৰ
সুতি কৰনে লগে। তস সময় ব্ৰহ্মা অপনী স্বারী হংসপৰ চढ়কৰ
হাথ জোড় রহি হৈন। কৃষ্ণৰ্মী ভুজাকৈ বীচ সীংগা দ্বাৰে দিভুজ



অক্ষা তুতি কবিছা ।

কৃষ্ণ ।

দ্বিভুজৰপে আগহাতেৰে ভাতৰ গৰাহ লৈল ব্ৰহ্মাৰ আগত থিয় রূপসি দাহিনৈ হাথসে ভাত (চা঵ল) কা আস লিকৰ ব্ৰহ্মাকি দি আছে ।

রূপসি দাহিনৈ হাথসে ভাত (চা঵ল) কা আস লিকৰ ব্ৰহ্মাকি
সামনে খড়ি হৈ ।



ক্রো।

ক্রষ।

ব্ৰহ্মাৰ সাম্ভুনা লাভঃ : ভগবান কৃষ্ণ ব্ৰহ্মাৰ স্মৃতিত সম্মুষ্ট হৈ
ব্ৰহ্মাক আশ্বাস দিয়াত তেওঁ আশ্বস্ত হৈ নিজ আসনত শুশ্ৰ ঘনে
বহি থাকিল।

ব্ৰহ্মাকা আশ্঵াসন লাভঃ : ভগবান ছৃষ্ণ ব্ৰহ্মাকী
স্মৃতিসে প্ৰসন্ন হৌকৰ ব্ৰহ্মাকো আশ্বাসন দেনৈপৰ ব্ৰহ্মা আশ্বস্ত হৌকৰ
শাংত মনসে বৈঠে হৈ।



গোপসবে কৃষ্ণক বাট চাই আছ।

কৃষ্ণ ধেনুগণ আনিছ।

গোপশিশুবিলাকৰ কৃষ্ণলৈ অপেক্ষা : ইফালে গোপশিশুবোৰে কৃষ্ণক বহু পৰ নেদেখি খোৱা বস্তুবোৰ হাতত লৈ বাটচাই বৈ আছে। হেন সময়তে কৃষ্ণই হাতত লুক আৰু কান্দত বাঁহী লৈ ধেনুবোৰ খেদি লৈ আহিব ধৰিলে। গাইবোৰ কৃষ্ণৰ আগে আগে শাৰীপাতি আহিব ধৰিলে।

গোপশিশুআৰু কৃষ্ণকৌ অপেক্ষা : ইধৰ গোপশিশুগণ কৃষ্ণকো বহুত দৈৰ্ঘক ন দেখকৰ চীজোঁকো হ্যাথমি লিয়ে ইলজার কৰ রহি হৈন। ইসী সময় কৃষ্ণ হ্যাথমি ডংড়া আৰু কঢ়ৈপৰ বাঁসুৱী লেকৰ গায়ীকো হাঁকতি হাঁকতি আ রহা হৈ। গায়েঁ কৃষ্ণকৈ আগি আগি পঞ্জিসি আ রহী হৈ।

গোপশিশুসবৰ ঘৰলৈ প্ৰত্যাবৰ্তন আৰু অঘাসূৰ বধ বৰ্ণনা : সঁজবেলিকা গোপবালকবিলাকে আগত দামুবিবোৰ লৈ বাথানত উপস্থিত হল। সম আগত কৃষ্ণই শিঙা বজাই আহিছে; তাৰ পিছত বলৰাম, তাৰ পিছত অন্তান্ত শিশুবিলাকেও বাঁহী বজাই বজাই আহিব ধৰিছে। শিশুবিলাক ঘৰলৈ আহি গাই

গোপশিশুআৰু কা ঘৃহ প্ৰত্যাবৰ্তন আৰু অঘাসূৰ বধকা বৰ্ণন : সাঁভকৈ সময় গোপবালকগণ বছড়োঁকী লেকৰ গোপুৱীমি আয়ে। সবসে আগি কৃষ্ণ সীংগা বজাতা আ রহা হৈ; তসকৈ পীছি বলৰাম, তসকৈ পীছি দুসৰি গোপবালক ভী বাঁসুৱী বজাতে বজাতে আ রহি হৈ। শিশুগণ ঘৰ আকৰ গায বছড়োঁকী



শিষ্টসবে অজত অঘ-বধ কহিছা।

কৃষ্ণ। বাম। শনাম। শ্রীরাম।

দামুবিবোৰ গোহালিত সুমাই হৈ নিজ নিজ মাকৰ শুচৰত থিয়
হৈ আচৰিত ভাৱে হাতৰ মুদ্রা দি অঘাসুৰ বধৰ কথা কৰ ধৰিছে।
মাকসকলেও লৰাৰ কাষতে বহি সেই কথা বিশ্বাসীতি হৈ
শুনি আছে।

গোশালামে ছৌড়কৰ অপনী অপনী মাঁকি পাস খড়ে হৌকৰ অজীব
প্ৰকাৰকে জ্ঞায়কী মুদ্রা দেকৰ অঘাসুৰকী বধকী কহানী কহ
ৱহে হৈন। মাতায়েংভী লড়কী'কী পাসহী বৈনকৰ বিস্মিত হৌকৰ
উস বাতকো সুন রহী হৈন।



শুণ।

গাড়ী।

কৃষ্ণ।

বাম। শনাম।

কৃষ্ণ-বলবাম আদিৰ ধেনু চৰোৱা: কৃষ্ণ আৰু বলবামে
এইদৰে দামুৰি চাবি লাহে লাহে ডাঙৰ হৈ গাই চাৰিব পৰা

কৃষ্ণ-বলবাম আদিকা ধিনুচৰানা: কৃষ্ণ শৌৰ
বলবাম ইসী তৰহ বকঢ়া চৰাকৰ ধৌৰি ধৌৰি বড়ে হৌকৰ গাযে'

হল। কৃষ্ণ প্রধান হুরাল হৈ বলৰাম আৰু সুদাম আদিৰ সৈতে বৃন্দাবনত গাই চাৰি ফুৰিবলৈ ধৰিলৈ। গাইবিলাকু পল্লবোৰৰ সৈতে একলগে ঘাঁহ খাই ফুৰে। কৃষ্ণই বলৰামক হাত পাতি কিবা খুঁজিছে; বলৰাম আৰু সুদামে হাতত বাঁহী আৰু কাষত শিঙা লৈ কৃষ্ণৰ পাছে পাছে গৈছে।

চৰানি লায়ক হুে। কৃষ্ণ মুখ্য খাল হৌকৰ বলৰাম আৰু সুদাম আদিকৈ সাথ ভূন্দাবনমে' গায়ে চৰাকৰ ঘূমনি লগি। গায়ে হিৱনো'কৈ সাথ মিলকৰ একসাথ চৰতী হৈন। কৃষ্ণ বলৰামসৈ হাথ পসারকৰ কুকু মাঁগ রহা হৈ; বলৰাম আৰু সুদাম হাথমে' বাঁমুরী আৰু পাসমে সীংগা লিকৰ কৃষ্ণকৈ পৌছি পৌছি জা রহি হৈ।



বাঘ।

সিংহ। সিংহ-বাঘ দেখি ভয়ে গোপগণে
লৱ দিছা।গোপগণে
নৃত্য কৰিছা।গোপৰ কোলাত মিথান দি
শুইছা; গোপগণে
হাত পাৰ জাটিছা।বলভদ্র শুইছা;
কৃষ্ণে পাৰ জাটিছা।

বৃন্দাবনত গোপশিশু-সবৰ সম্প্ৰীতিঃ এদিন সকলো গোপবালক বৃন্দাবনত গৰু চৰাবলৈ গৈছে। বৃন্দাবন নানাবিধ গছ-লতাবে ভৰপূৰ; ময়ুৰ আদি পাখীবোৰে গছৰ ডালত পৰি বং মনে বিহাৰ কৰিছে। সিংহ, বাঘ, গৰু আদি জন্মবোৰে হিংসা দেৰ এবি একেলগে চৰি ফুৰিছে। কোনো কোনো গোপশিশুৰে হিংস্য জন্ম দেখি পলাব খুজিছে। কোনো ঠাইত কৃষ্ণ শুইছে।

ভূন্দাবনমে' গোপশিশুগণাকী সংপ্ৰীতি : একদিন সমী গোপবালক গায়ে চৰানিকৈ লিএ ভূন্দাবন গয়ে। ভূন্দাবন তৰহ তৰহকৈ পিড়-পৌঢ়ীসৈ ভৰা হৈ। মোৰ আদি পঞ্চী পিড়কী ঠহনিয়ো'পৰ ঝঠকৰ আনন্দসৈ বিহাৰ কৰ রহি হৈ। সিংহ, বাঘ, গায়-বৈল আদি জানবৰ হিংসা, দেৱ ছৌড়কৰ এক সাথ চৰ রহি হৈ। কৌই গোপশিশু হিংসুক জানবৰকো দেৱকৰ ভাগনা চাৰতা হৈ।

चित्र-भागवत

कोनो गोपबालके कुफर हात टिपिव थिछेहे; कोनोरे वा भरि निजब गात तुलि पिहिव थिछेहे। कुफर बलबामब भरि दुखन आनदेबे निजब कोलात तुलि लैछेहे। आन एजन गोपबालके बलबामब हात टिपिव थिछेहे।

किसी जगह क्षण सो रहा है। कोई गोपबालक क्षणके हाथ दबा रहा है तो कोई पाँवको अपने बदनपर रखकर मल रहा है। क्षणने बलरामके दोनों पैर आनन्दसे अपनी गोदमें बैठा लिए। दुमरा गोपबालक बलरामके हाथको दबा रहा है।



धेनुकास्त्रबे तालक राखिछा।

श्रीदाम।

बलभद्रे

तालक राखारिछा।

सुदाम।


श्रीदाम।

कुफ।

राम।

धेनुकास्त्रब वधः— बृद्धावनत धेमालि कवि थाकोते श्रीदाम, सुदाम आदि गोपबालकसकले पका तालब गोक्ष पाइ कुफ आक बलबामब आगत तालफल खाबलै इच्छा अकाश कविलत दुयो। ताइ हाहि तालवनत सोमाल। रामे दुयो हातेबे एजोपा ताल गछ जोकाबि दिलत डाओबे डाओबे पका तालबोब सबि पविल। ताल परा शुद्ध शुनि धेनुकास्त्रब खेदि आहि पाछ ठें दुखन ओपरलै तुलि रामब बुकत लाथि मारिले।

धिनुकासुर वधः— बृद्धावनमें खेल रहे थे तो पके हुए ताड़की गंध पाकर श्रीदाम, सुदाम आदि गोपबालकगणने क्षण श्रीर बलरामकी सामने ताड़का फल खानेकी इच्छा प्रगट की। दोनों भाई हँसकर ताड़बनमें घुस गये। बलरामने जब दोनों हाथोंसे एक ताड़की पिड़को जोरसे हिला दिया तो बड़े बड़े पके हुए ताड़ गिर गये। ताड़की गिरनेकी आवाज सुनकर धेनुकासुर आकर पीक्किके दोनों पैरोंको ऊपर उठाकर रामकी क्षातीपर प्रहार किया।



बलभद्रे धेनुकास्त्रबक मारिछा ।

गोपसबे तालफल भोजन करिछा ।

कृष्ण धेनुकास्त्रबक जातिक बद करिछा ।

बलभद्र ताते अति कष्ट है धेनुकास्त्रबक पाछ ठें दुखन जपाइ धरि ओपरैले तुलि घूराउँते सि मरिल ; तेतिया तेउँ ताक ताल गहर गालै मारि पठाले । धेनुकक एइदबे मावा देखि ताव ज्ञातिबिलाक खेदि आहिल । कृष्ण-बलरामे सिहँतको पाछ ठेउँत धरि ओपरैले तुलि ताल गहरैल दलि मारिब धरिले । तालगच्छत परि धेनुकब ज्ञातिबोब मरिब धरिले आक गहरबोब जोंकाब खोरात बहूत ताल सबि परिल । ताके देखि देरताविलाके प्रशंसा करिबैले धरिले, गक्कर्बिलाके नृत्य करिबैले

बलभद्र इससे अत्यंत क्रुद्ध हीकर धेनुकासुरके पीक्के दोनों पैरोंको साथ मिलाकर पकड़कर ऊपर उठा घुमाकर पृथ्वीपर दे मारा और रामने उसको ताड़के पिड़पर फेक दिया । धेनुकको इस तरह मारते देखकर उसके रिश्तेदारगण दौड़कर आये । क्षण बलराम उन्हे भी पकड़कर ऊपर उठाकर ताड़के पिड़पर फेकने लगे । ताड़के पिड़पर गिरकर धेनुकके रिश्तेदारगण मरने लगे और पेड़ोंमें धक्का लगनेकी कारण हिलनसे बहुतसे ताड़ गिर पड़े । इसे देखकर दिवतागण सुनि करने लगे, गंधर्वगण नाचने लगे ।



দেবগণ ।

ধরিলে ; ইপিনে গোপবালক সবে পকা তাল বং মনে কাৰ্বাকাৰি ইধৰ গোপবালকগণ পকি হৃঢ়ে তাড়াকো আনন্দসি ছীনাভ্যটীকৰ
কবি খাবলৈ ধরিলে ।

বলভদ্র দলিত অমুৰ মুখঠেকেচা খাই মাটিত পবিল ।
বলদেৱে আগ হাত মূঠা মাৰি দাঙি বাঁওহাত মুঠি মাৰি আগবঢ়াই

বলভদ্রকি ফেঁকনিসি অমুৰ মুঁহমেঁ চোট খাকৰ মিষ্টীমেঁ গিৰ পড়া ।
বলদেৱ দীনোঁ জ্ঞাথোঁকো কসকৰ বাঁধকৰ বৌৰবেশসি খড়া হৈ ।



बलदत्त ।

मर्वा धेनुकास्त्र ।

गोपगणे फल थाइছा ।

कृष्ण ।

वीरबेशे थिय दि आছे । गोपवालकविलाक्ष कोनोरे आठू काढि ताल बूटलिछे, कोनोरे वा फल कावाकाबि करिछे । कोनो कोनो गोपवालके आको कृष्णक एटा फल दिछे आकु निजेष खाबलै फल मुथ्ब ओचबलै निचे ।

गोपवालकोंमे कोई घटने टेककर ताड़ बटोर रहा है तो कोई फलके लिए क्रीनाभपटी कर रहा है । कोई कोई गोपवालक फिर ऊण्ठाको एक फल दे रहा है और खुद भी खानिके लिए मुँहक पास फल ला रहा है ।

कृष्ण-बलराम आदिव ब्रजलै प्रत्यार्प्तनः धेनुकास्त्रक
वध करि **कृष्ण-बलराम** आकु अन्तान्त गोपवालकसकल धेनु लै
अजलै उभतिल । धेनुबोर आगत, ताब पाछते शिङा बजाइ

कृष्ण-बलराम आदियोंका ब्रजमे प्रत्यावर्त्तनः धेनिकासुरका वध करनिके बाद कृष्ण बलराम और दुसरे गोप-
वालकगण धेनु लेकर सींगा बाँसुरी बजाते हुए ब्रजमे आ रहे हैं ।



যশোদা ।

কৃষ্ণ ।

বাম ।

রোহিণী ।

বাম-কৃষ্ণ গোপসমে গোকুলক আসিছা ।

বলভদ্র, তার পাছত বাঁহী বজাই কৃষ্ণ আৰু গোপবালকবিলাক আহি ব্ৰজত উপস্থিত হল। কৃষ্ণ-বলবাম অহা দেখি যশোদা আৰু রোহিণীয়ে এখন শৰাইত খোৱাবস্তু সজাই তেওঁলোকৰ আগত দিছে। ছয়ো ভাই-ককাই বং মনে সেই বস্তু খাবলৈ ধৰিছে।

কৃষ্ণ বলরামকো আতি দৈবকর যশোদা ওৰ রোহিণী এক টৌমি^{*} খানিকী চীজে সজাকৰ তনকো দৈৰহী হৈ। দোনোঁ ভাৰ্ড মিলকৰ আনন্দসৈ বি চীজিং খা রহে হৈ।

* অসমকি কাঁসিকা ঘৰতন, জিসমে প্ৰসাদ, পান বৰৈৱ লিয়া জাতা হৈ।



কৃষ্ণ পৰশি গোপ-গক জীয়াইছা ।

হৃদৰ জল পান কৰি গোপ-গক মৰিছা ।

কালীয় দমন : তাৰ পাছত আন এদিনাখন কৃষ্ণই গোপ-বালকবিলাকৰ সৈতে যমুনাৰ পাৰত গৰু চৰাবলৈ গল। কৃষ্ণ আন ফালে থকা সময়ত গৰু আৰু গোপবালকবিলাকে পিয়াহত

কালীয়-দমন : একদিন কৃষ্ণ গোপবালকো'কি সাথ যমুনাকি কিনারি গায়ে চৰানি গয়ে। কৃষ্ণ দুসৰী ওৰ রহনিকি সময় গায়ে ওৰ গোপগিশ্যুগণ আসমি বিহুল হোকৰ কালীয়-

আতুৰ হৈ কালীয় হৃদৰ পানৌ খাই বিষ লাগি মৰি পৰি থাকিল। ঝঠকা জহৰীলা পানী পৌকৰ মৰ গয়ে। হ্রণ স্বাল আৰ
কুষ্ণই গোপ-গৰুৰ অৱস্থা দেখি অমৃত-হাত বুলাই সকলোকে গায়োকী হ্রালত দৈৰ্ঘকৰ অমৃত-হাথসৈ মলকৰ সবকো জীবিত
জীয়ালে ; সকলোবোৰে আগৰ দৰে চলি ফুৰিব ধৰিলে। কিয়া আৰ সভী পহলৈ জৈসে চলনে-ফিরনি লগে ।



কুষ্ণে কদম্বত চড়িছা ।

কালীয় হৃদব পাঁৰত এজোপা কদম গছ আছিল। কুঞ্ছই সেই কদমত উঠি দুটা ঠানিত ভবি দুখন মেলি দি খুপনি পুতি দুই হাতেদি দুটা ঠানিত টানকৈ ঘুঠি মাৰি ধবি আছে।

কালীয় ঙঁডকৈ কিনারি কদম্বকা এক পেড় থা। ক্ষণ উস কদম্বপর চড়কৰ দো টহনিয়োঁপৰ পৈৱ লটকাকৰ জোৰসি দোনো হায়োঁসি দো টহনিয়োঁকো মুষ্টী বাঁধকৰ পকড়ি হুয়ে হৈ।



কালি আসি কুঞ্ছকুপ বৰ্ণাইছা।

কুঞ্ছে কালিৰ হৃদত পৰিছা।

শ্রীকুঞ্ছই কদম গছৰ ডালত ধূলনি দি হৃদব মাজত জাপ দি পবিলত হৃদব পানৌ উথলি উঠিল। কালীয় নাগে তাকে দেখি খঙ্গত খেদি আছিল; আৰু কুঞ্ছৰ মূৰৰ ওপৰত সহস্র ফণা তুলি জিভা মেলি কোৰাবি চেলেকিবলৈ ধৰিলে।

শ্রীকৃষ্ণ কদম্বকী ডালোঁমে ভূলকৰ ঙঁডকে বৌচমি জৰ কুণ্ড পড়া তো ঙঁডকা পানী উচ্ছল পড়া। উসি দেখকৰ কালীয় নাগ কৌধসি ক্ষণকি সিৰপৰ সহস্র ফণোঁকো উঠাকৰ জীভ লপলপানি লয়া।

কালীয় নাগে কুঞ্ছক মেৰাই ধৰিলে, আৰু ফণাবোৰ কুঞ্ছৰ মূৰৰ ওপৰত তুলি যেন কুঞ্ছক গ্রাসহে কৰিবলৈ উঠত হল। কুঞ্ছে

কালীয় নাগ ক্ষণকি চারোঁ আৰু লিপট গয়া শ্রীৰ ফণাকো ক্ষণকি সিৰপৰ উঠাকৰ মানো ক্ষণকোহী নিগলনিকি লিএ উদ্যত হুআ।





কানীয়ে কৃষ্ণ দর্শনারে মেৰাই ধৰিছা।

গোপ-গুৰু সন্তাপ কৰিছা।

বিষব জালত অচেতন হৈ পৰি থকা ভাৰ জুবিলে। কৃষ্ণৰ মেই আৱস্থা দেখি পাৰত থকা গোপবালকবিলাক অতি বিষম মনে ঘূৰে কপালে হাত দি আঠু কাঢ়ি বহি কান্দিবলৈ ধৰিলে। ধেনু-বিলাকেও গল দাঙি দাঙি যেন কৃষ্ণৰ বিবহত অফুট শব্দেৰে বিলাপহে কৰিব ধৰিলে।

কৃষ্ণনি বিষকী জ্বালাসি বিহোয়ীকা বহানা কিয়া। কৃষ্ণকী এসী হালত দেখকুৰ কিনারিকী গৌপবালক অল্যত দুঃখকী সাথ সিৰপৰ হাথ রখকুৰ ঘুটনেকী বল বৈঠকৰ রোনি লগী। গায়েভৌ গলা ডঠা ডঠাকৰ কৃষ্ণকি বিৰহমেঁ সুক আবাজসহী রোনি লগীঁ।

ইফালে গোকুলত বিমঙ্গলৰ নানা চিন দেখি কৃষ্ণ আদিৰ বিপদ আশঙ্কা কৰি গোপ-গোপীবিলাক গৈ নন্দৰ ঘৰত উপস্থিত হৈছে। নন্দ বজা বহি আছে; এজন গোপে হাতযোৰ কৰি উৎপাতৰ কথা নন্দক কৈছে। আৰু আন এজনী গোপী পাছব ফালে থাকি হাত দাঙি ছক্ষাৰ ধৰিছে। কোনো গোপে আকো হাতত লাখুটি ধৰি কৃষ্ণৰ পদচিহ্ন চাই বন ফেৰি ফেৰি আগে আগে

ইধৰ গোকুলমেঁ অপশকুনোসি শংকিত জীকৰ কৃষ্ণ আদিকি অমংগলকী আঘংকাকি কারণ খ্বাল-খ্বালিনি নন্দকি ঘৰমেঁ হাজিৰ হুয়ী। নন্দ রাজা বৈঠে হৈঁ। এক খ্বাল হাথ জোড়কৰ উত্যাতকী বাত নন্দসি কহৰহা হৈ। দুসৰী এক খ্বালিন পীঁকে খড়ী উসকা সমৰ্থন কৰ রহী হৈ। কৌই খ্বাল ফিৰ হাথমেঁ লাঠী লিকৰ কৃষ্ণকা পদচিহ্ন দেখতা হৃতা বনকী আৰ আগি আগি জা রহা হৈ; কৰ্দ



নন্দ আদি গোপ-গোপীগণে
কৃষ্ণক দেখিতে বন্দাবন
প্রবেশিছা।

যশোদা-রোহিণী কৃষ্ণ খোজত
পরস্তে যান্ত।

বলভদ্র। গোপী। গোপ-গোপী বিমদ্বন দেখি নন্দব মন্দিরে একঠাই হইছা।

গৈছে; কেইজনীমান গোপীয়ে সেই পদচিহ্ন হালি হালি দেখাই
তাৰ অনুসৰণ কৰিছে। তাৰ পাছত বলভদ্র আৰু সমশেষত এজনৌ
গোপী কৃষ্ণ অনুসন্ধান কৰিব ধৰিছে।

ম্বালিনী উন পদ-চিহ্নোঁকী দিঘকৰ উমকা অনুসৰণ কৰ রহী
হৈঁ। উনকৈ পীকৈ বলভদ্র আৰু এক গোপী ক্ষণকী খোজমি
আৰহৈ হৈঁ।



কৃষ্ণক কালিয়ে ডকিছা।

যশোদা হিয়া-মুণ্ড ভকুবাই নন্দ। বলভদ্র। রোহিণী। গোপী। গোৱাল।
কান্দিছা।

कृष्ण कालीय हुदत काली नागर मेरत मेर थाइ भरि छुखन हुइ फाले मेलि दि घोबात उठि थकाव दबे आछे । नागे आको कृष्ण गूबटो गिलिबलै खुजि येन फणा मेलि आछे । ताके देखि यशोदाहि आतुर है कृष्ण गुण बर्णाहि कपाल भूकुराहि माटित आर्ठुकाटि कान्दिव धरिछे । नन्दयो हात ओपबलै तुलि अदृष्टक धियाहि कान्दि आछे । तार पिछत बलदेर, बोहिनी आँक अन्नान्न गोप-गोपीबिलाकेओ कृष्ण अरुक्षा देखि शोकातुर है बिलाप करिब धरिछे ।

कृष्ण कालीय झटमें कालीय नागसे लिपटे हुये दोनों फपों पर पैर राखि शोभायमान हैं मानो घोड़िपर चढ़े हैं । नाग फिर कृष्णको निगलनेकी इच्छासे फणा फैला रहा है । इसे देखकर यशोदा अस्थिर होकर कृष्णके गुणोंका वर्णन करती हुई सिर पीटकर जमीनपर बुटने टेककर रो रही है । नन्दभो सिर पौट रहे हैं । बलदेव, रोहिणी और दुसरे खाल-खालिन भी कृष्णकी अवस्था देखकर शोकसे विह्वल होकर रो रहे हैं ।



बन्दउद्धरे निषेध कविछा ।

कृष्ण शोकत आतुर है यशोदा आँक नन्दहि कालीय हुदत जाप दि आञ्चहत्या करिबलै ओलोरा देखि बलदेरे यशोदाव हात छुखन सारट मारि धरि “कृष्ण विनाश नाहि, तुमि भय

कृष्णके शोकसे विह्वल होकर यशोदा और नन्द कालीय झटमें कूदकर प्राण गँवाना चाहते हैं । बलदेव यशोदाके दोनों हाथ आमते हुये “कृष्णका विनाश नहीं है, तुम डरो मत । वह अभी


नकरिवा ; तेंदु एतियाइ सर्प दर्प चूर्ण करि पानीबपवा उठि सांपका गर्व चूर करके पानीसे निकल आयेगा” आदि कहते हुवे आहिव” इत्यादि कथा कै आश्वास दिछे। यशोदाब पिछत आश्वासन दे रहा है। यशोदाके पीछे एक गोप और एक एजन गोप आंक एजनी गोपी थिय दि आছे। गोपी खड़ी हैं।



कृष्ण कालिय शिरत नाचिछा ।

विष लागि मानुह परि थकाब दबे कृष्ण परि थका देखि काली फगा मेलि उठिल। सेटे चेगते कृष्णइ कालीब घूबत उठि ताब सहस्र शिरक ठुफाल करि छुटे फाले ठुखन भवि दि नाना भज्जि करि

सांपका विषसे म्रियमान अवस्था प्राप्त कृष्णाकी देखकर कालीय फुफकर उठा। उस संयोगसे कृष्णने कालीयके सिरपर चढ़कर उसके हजार सिरोंको दो तरफ बांटकर दोनों और दो



গন্ধর্ব।

বিষ্ণাধুর।

দেবমুনি। অপেশ্বৰী নাচিছা।

নাচিবলৈ আৰম্ভ কৰিলে। তাকে দেখি আকাশত গন্ধর্বহই তাল, বিষ্ণাধুৰে খোল, দেৱমুনিয়ে স্তুতি আৰু অপেশ্বৰাহৈ নৃত্য কৰিবলৈ ধৰিলে।

পৈরোমি দ্বাকার অনিক মুদ্রাওৰোমি নাচনা শুরু কৰ দিয়া। ইসে দ্বিকার আসমানমেঁ গাংধৰ্ব তাল বজানি, বিদ্যাধুৰ খোল বজানি, দ্বিষিংগণ স্তুতি কৰনি আৰু অস্মরাগণ নাচনি লগীঁ।

কৃষ্ণই কালীৰ মূৰত উঠি এনেদৰে নৃত্য আৰম্ভ কৰিলে যে, কালী অতিষ্ঠ হৈ পৰিল। কালীয়ে যেতিয়াহৈ যিটো শূৰ দাঙে কৃষ্ণই সেইটোতে উঠি নাচিবলৈ ধৰে। কালীৰ সেই আতুৰ অৱস্থা

কৃষ্ণকি তাংড়ব নৃত্যসে মৰ্মাহত কালীয় জিস সিৰকো উঠাতা হৈ কৃষ্ণ উসী সিৰপৰ চঢ়কাৰ নাচনি লগতা হৈ। কালীয় কী এসী নাজুক হালত দ্বিকার উসকী পনিযঁ



শিশুক আগকৰি নাগপত্নীসবে কৃষক তৃতি কৰিছা।

কৃষে কানিব শিবত নৃত্য কৰিছা।

দেখি পঞ্জীসকলে শিশু-সন্তানবিলাকক লগত লৈ হাতযোৰ কৰি শিশু-সন্তানীংকী সাথ লেকর হাথ জোড়কৰ কৃষ্ণকি সামনে
কৃষ্ণৰ ওচৰত উপস্থিত হলৈগৈ।



নাগপত্নীসবে তৃতি কৰিছা।

नागपत्र्नीसकलब स्तुति :—नागपत्र्नीसकले शिशु-सन्तानबोवद सैतेके कृष्णब ओचबलै गै आँटुकाढ़ि हातयोब करि स्तुति आवस्तु करिछे। कृष्णते हात तुलि कालौयब मूरत उठि नाना भिन्निबे अविराम नृत्य करि आएछे।

नागपत्र्नियोंकी स्तुति : नागपत्र्नियाँ शिशु-सन्तानोंके साथ कृष्णके सामने स्तुति कर रहीं हैं। कृष्ण हाथ उठाकर कालौयके सिरपर अनेक भंगियोंसे निरंतर दृश्य कर रहा है।



नागपत्र्नीब तुक्तित कृष्ण तुष्ट हैया, कालिव शिव नामि, निर्भय दिहा।

नागपत्र्नी आक नाग-शिशुबिलाकब प्रार्थनात कृष्ण तुष्ट है कालौयब मूरब पबा नामिल ; आक आगहात दाङि कालौयक निर्भय दिले। कालौयये कृष्णक पारत सहस्र फणा नमाइ हातयोब करि स्तुति करिले।

नागपत्र्नी और नागशिशुओंकी प्रार्थनासे सन्तुष्ट होकर कृष्ण कालौयके सिरसे उतर गया ; और दाहिना हाथ उठाकर, कालौयको निर्भय किया। कालौय भी कृष्णके चरणोंमें सहस्र फणोंको झुकाकर हाथ जोड़कर स्तुति कर रहा है।

कालौयब स्तुति :—कालौयह एकपुटे मूर दोंराइ कृष्णक स्तुति करि थाक्कोते नागपत्र्नी आक नागशिशुबिलाके कालौयब पिछफाले

कालौय नागकों स्तुति : कालौय नाग परिवार सहित धूप, नैविय आदिसे कृष्णकी पूजा और विनीत स्वरमें



নাগপত্নীসুব।

কালিয়ে হাতজোবে কৃষক তৃতি কৰিছ।।

কালিক কুঁড়ে বিদায় দিছ।।

হাতযোৰ কৰি থিয় দি আছিল। কালীয়ই ধূপ, নৈবেদ্য আণি
কৃষ্ণৰ আগত দি স্মৃতি কৰাত কৃষ্ণ সন্তুষ্ট হৈ আগ হাত দাঙি
আশ্বাস দি কলে যে, ‘হে কালীয়, তুমি এই ঠাইৰপৰা আন
ঠাইলৈ যোৱা।’ কালীয়ই কৃষ্ণৰ আদেশ ক্ৰমে সেই ঠাই এৰি
আন ঠাইলৈ যাবলৈ আৰম্ভ কৰিলে।

সুতি কী তো ভগবান् জ্ঞান সন্তুষ্ট হৌকৰ আশ্বাসন দিতি হুয়ে
কহা “হি কালীয় ! তুম ইস জগহসি দুসৰী জগহ চলি জাও।”
কালীয়নি জ্ঞানকী আদিশানুসার উস জগহকী ছোড় দুসৰী
জগহ জানিকা বচন মানা।

কালীয়ৰ সপৰিবাৰে কালিন্দী হৃদ ত্যাগ :—কালীয়ই
কৃষ্ণৰপৰা বিদায় লৈ গল। নাগপত্নী আৰু নাগশিশুবিলাকো

কালীয় নাগ দ্বাৰা কালিন্দী ক্ৰটকা পৰিত্যাগ :
কালীয় জ্ঞানসি বিদা লৈকৰ চলা গয়া। নাগপত্নী আৰু নাগ-



কালীয়ে পুত্র পত্নীসমে বমণক যাস্ত ।

কালীয়ের পিছে পিছে যাবলৈ ধৰিলে । শুকদের গোষ্মামীয়ে
এই কথাবোৰ ৰজা পৰীক্ষিতৰ আগত কব ধৰিছে ; আৰু
পৰীক্ষিতে হাতযোৰ কৰি শুনি আছে ।

শিশুগণভী কালীয়কে পৌক্তে পৌক্তি জানি লগি । মহঃষি শুকদেব
ইন বাতো'কো রাজা পরীক্ষিতকি সামনি কহ রহি হৈঁ ; আৰু পরীক্ষিত
হাথ জোড়কৰ সুন রহি হৈঁ ।



পর্বীক্ষিত রাজা ।

গুকদেব ।

কালীয় আৰু গুকড়ৰ যুদ্ধঃ—কালীয়ই সপৰিয়ালে
হৃদ এৰি আন ঠাইলৈ যাত্রা কৰোতে গুকড়ে দেখা পাই
পূৰ্বৰ শক্রতা স্মিৰি কালীয়ক আক্ৰমণ কৰিলৈ। কালীয় আৰু

কালীয় নাম আৰু গুকড়কা যুদ্ধঃ : জৰু কালীয়
পৰিবাৰো'কি সাথ কৱ ছোড়কৰ দুসৰী জগহকী যাবা কৱৰহা আ
তৰ গুকড়নি দিখকৰ পহলিকী দুশমনী যাদ কৱ কালীয় পৰ



কালীয়ে গুরড়ে যুদ্ধ কৰিছা ।

গুরড়ের যুদ্ধ হল ; গুরড়ে কালীয়ক নথপুতি ধৰিলে, হমলা কিয়া । কালীয় ওৱা গুরড়কী লড়াই হুই ; গুরড়নি কালীয়য়ে গুরড়ক লেজেৰে মেৰাই ধৰি মুখত ডকিবলৈ চেষ্টা কৰিলে ।

কালীয়কো নখোঁসি নোচ লিয়া । কালীয়নি ভী গুরড়কো পুঁচ্ছমি লপিটকৰ মুঁহসি' ডঁক মাৰনিকী চিষ্টা কৰী ।



গকড়ে কালৌয়ক খেদি আহিছ।

কালৌয়ৰ যমুনা হৃদত আশ্রয় ;—গকড়ে কালৌয়ক খেদি
দেখি নিতান্ত নিকপায় হৈ যমুনা হৃদত সোমাল গৈ।

কালৌয়কা যমুনামি' আশ্রয লিনা : জব গহুড়নি
কালৌয়কো খদেড়া তো লাচার হৌকর কালৌয় যমুনার্ক ঝদেমি



গকড় পালাটি শাসিলা ।

কালীয় দ্রদে বৃড় দিলা ।

বাজা পরৌক্ষিত । শুকদের ।

গকড়ে মুনি সৌভূরির শাপলৈ ভয় কবি কালীয়ক এবি উভতি ঘুস গয়া । গকড় মুনি সৌভূরিকি অভিশাপকি ডরসি কালীয়কো
আহিল ।

কালীয় দমনৰ পাছত কৃষ্ণৰ আনন্দ :—কৃষ্ণই কালীয়ক
মেইদৰে দমন কবি হাঁহিমুখে ঘবলৈ উভতি আহিল । কৃষ্ণক
অহা দেৰ্থি এফালে যশোদা আৰু আনফালে ৰজা নন্দই
এখন হাতেৰে কৃষ্ণৰ হাতত ধবি আনথন হাতেৰে গলত সারট
মাৰি স্নেহালিঙ্গন কৰিছে । শুচৰতে এজনা ব্রাহ্মণ থিয় দি হাত
তুলি আশীৰ্বাদ দিছে । নন্দৰ পিছৰফালে বোহিগীয়ে ১৫ মনে

কালীয় দমনসি কৃষ্ণকা আনন্দিত হোনা : কৃষ্ণ
উসী তৱহ কালীয়কা দমন কৰকি হঁসমুঁহসে ঘৰ লৌট আয়া ।
কৃষ্ণকো আতি দেখকৰ এক ওৰ যশোদা ঔৰ দুসৱী ওৰ রাজা নন্দ
এক হাথসি কৃষ্ণকো হাথ পকড়কৰ দুসৱে হাথকো গলিমে ডালকৰ
স্নেহসি আলিংগন কৰ রহে হৈ । পাসহী এক ব্রাহ্মণ হাথ উঠাকৰ
আশীৰ্বাদ দে রহা হৈ । নন্দকো পীকে রোহিণী আনন্দ মনসি খড়ী



বিপ্র। যশোদায়ে নন্দে কৃষ্ণকআশাস কৰিছা। বোহিণী। বনভদ্রে কৃষ্ণক আশাস কৰিছা।

থিয় দি আছে। বনভদ্রট কৃষ্ণক হাত-গলে ধৰাখবি কবি পৰম্পৰে হৈ। বলভদ্র কৃষ্ণসি গলি লগকর পৰস্পৰ স্নেহালিঙ্গন কর
স্নেহালিঙ্গন কৰিছে।

যশোদাবাণীৰ আনন্দ আৰু নন্দ-বোহিণীৰ আশীৰ্বাদ :—
তাৰ পাছত যশোদাবাণীয়ে অতি সন্তোষ লাভ কৰি কৃষ্ণক কোলাত
লৈন সারটি ধৰিলো। কৃষ্ণয়ো মাকৰ ফালে মুখ ঘূৰাই যশোদাৰ
গলত সারট মাৰি ধৰিলো। এফালে নন্দ আৰু আন ফালে
বোহিণীয়ে আনন্দত হাত দাঙি যেন আশীৰ্বাদ দিছে। বোহিণীৰ
পিছৰ ফালে গোপী আৰু নন্দৰ পিছৰ ফালে বনৰাম, শ্রীদাম,

যশোদাকা প্ৰেম ওৱে নন্দ বোহিণী কা আশীৰ্বাদ :
উসকে বাদ যশোদা রাণীনি অল্যত সতোষ পাকৰ কৃষ্ণকো গোদমে
লেকৰ প্যার কিয়া, কৃষ্ণনি ভী মাঁকী ওৱে সুঁহ মোড়কৰ যশোদাকে
গলিমে গলবাহী ডালদী। এক ওৱে নন্দ ওৱে দুসৰী ওৱে বোহিণী
আনন্দসি হায় উঠাকৰ মানো আশীৰ্বাদ দে রহী হৈ। বোহিণীকে
পীকৈ গোপী ওৱে নন্দকে পীকৈ বলৰাম, শ্রীদাম, সুদাম আডি



গোপী। বোহিণী। যশোদা কৃষ্ণক কোলা লৈছা। নন্দ। বলভদ্র। শ্রীদাম। শুদাম।

শুদাম আদি গোপগোপীসকল থিয় দি আছে। তাত থকা গোপণ্য খড়ি হৈঁ। বজ্ঞাঁকী গায়েঁ মানো আনন্দসি ও প্রীতপ্রীত হৌ ধেনুবিলাকেও যেন আনন্দত উৎসুক্ষ হৈছে।
রহী হৈঁ।



শ্রীদাম। বাম। কৃষ্ণ। বনবহিত ত্রাস হয়া নন্দে গোপ-গুরুসময়ে কৃষ্ণ শবণ পরিচা।

বনাশ্চি পানঃ—এনেভাৱে থকাৰ পিছত এদিনা হঠাৎ সেই
বন্দাবনত দাবানল জলি উঠিল। বন-বহি দেখি নন্দ আদি গোপ

বনাম্বি পানঃ : ইস তরফসি রহনকৈ বাদ একদিন
অকস্মাত্ হন্দাবনমি দাবানল জল ভঠা। বনমি আগ

आक यशोदा आदि गोपीविलाक अति सन्तुष्ट है कृष्ण ओचबलै गै हातयोब कवि सुति आबस्तु कविले। तेतिया कृष्ण-बलरामे बन-बहिरपरा तेओंलोकब भय नाइ बुलि हात दाङि आश्वास दिछेः; बनब चाबिओफाले हु कवि जुइ जलि उठिछेः।

देखकर नन्द आदि गोप और यशोदा आदि गोपिनीगणने अल्पत भयभीत होकर कृष्णके पास जाकर हाथ जोड़कर सुति करनेपर कृष्ण, बलराम उन्हें अभय देरहि हैं।



कृष्ण बनबहि पान कविछा।

बलभद्र।

नन्द।

बोहिणी।

यशोदा।

श्रीदाम।

सुदाम।

कृष्णहि निज-माहात्म्यब बलत बन बहि पान कविबलै आबस्तु कविले। कृष्णहि बहि पान कवा देथि बलभद्र, नन्द, यशोदा आदि गोप-गोपीमकले आचवित है आगहात दाङि कृष्णक लक्ष्य कवि कोराकुइ कविबलै धविले, ये कृष्ण मानुह नहय—एउ परम पुकृष।

अपने माहात्म्यके प्रभावसे भगवान् कृष्ण बन बक्किका पान शुरु करदिया। कृष्णको बक्कि पान करते देखकर बलभद्र, नन्द, यशोदा आदि गोप गोपीगण अचरज होकर दाहिने हाथ उठाकर कृष्णकी और इशारा करके कहा-सुनी करने लगीं कि कृष्ण मनुष्य नहीं परम पुरुष हैं।



কৃষ্ণ। বলরাম। শ্রীদাম। গোবালী।

ধেনু আগত লৈ কৃষ্ণ-বলরামৰ গোপবালকৰ সৈতে
বৃন্দাবনলৈ গমনঃ—বনাঞ্চিবপৰা বৃন্দাবন বক্ষা কৰাৰ পাছত কৃষ্ণ
এদিন লগৰীয়া গোপবালকৰ সৈতে গক চৰাবলৈ ওলাল।
আগত গাইবোৰ পাছত দামুৰিবোৰ যাবলৈ ধৰিলে; কৃষ্ণই
বাঁওহাতেৰে লক আৰু আগহাতেৰে বাঁহী বজাই গৈছে।
কৃষ্ণৰ পিছত বলভদ্ৰ বাঁহী ফুকিয়াই লগৰীয়া গোবালৰ সৈতে যাব
ধৰিছে; তাৰ পিছতেই গোপীবিলাকে গৈ আছে।

গায়ো'কী আগি লিকৰ কৃষ্ণ-বলরামকা ঘৰালকি সাথ
মুন্দাবনকৌ ঝোৱ যাবা : বনকী আগসি মুন্দাবনকৌ রক্তা কৱনিকী
বাদ কৃষ্ণ একদিন সাথী গোপ বালকো'সি গায়' চৰানি নিকলা।
আগি গায়', পীছে বক্ষড়ে জা রহি হৈ; কৃষ্ণ বায়' হাথসি ডংডা আৰ
দাহিনে হাথসি বাঁসুৰী বজাতা জা রহা হৈ। কৃষ্ণকী পীছে বলভদ্ৰ
বাঁসুৰী ফুঁ কতি ফুঁ কতি সাথী ঘৰালো'কি সাথ জানি লগা; উসকী পীছে
পীছে গোপিনীগণ ভী জা রহী হৈ।

কৃষ্ণ-বলরাম আৰু অন্যান্য গোপবালকবিলাকে গাই দামুৰি-
বোৰক আগত লৈ বাঁহী বজাই বজাই বৃন্দাবন পালেগৈ, আৰু
মনৰ আনন্দে গক চাৰিবলৈ ধৰিলে। গক আৰু বনৰ হৰিণাবোৰ

কৃষ্ণ বলরাম আৰু দূসৰি গোপবালকগণ গায বক্ষড়ো'কী আগি
লিকৰ বাঁসুৰী বজাতি বজাতি মুন্দাবন পহুঁচে আৰু মনকী খুশীসি
গৌণ' চৰানি লগি। গৌণ' আৰু বনকী হিৰনিযঁ এক সাথ একহী



একে ঠাইতে চবিছে আৰু মিহঁতে ঘাঁহুপৰা মুখ তুলি কৃষ্ণ জগহ চৰ রহী হৈঁ আৰু বে ঘোসমে মুঁহ উঠাকৰ কৃষ্ণকী বাঁসুৱীকী
বংশীধ্বনি কাগপাতি শুনিছে ।

বৃন্দাবনৰ কি ঘনোহৰ দৃশ্য ! নানাজাতিৰ ফুল, তুলতাই
মূৰ তুলি দিগন্ত বিস্তৃত সৌৰত বিস্তাৰ কৰিছে । ভোমোৰাবোৰে
ফুলত পৰি মধুৰ গুঞ্জন কৰি মধুপান কৰিব ধৰিছে । ময়ুৰ আদি
নানাজাতীয় পক্ষীবোৰে কিমান চেও ধৰি নাচিছে ; স্বচ্ছ
সৰোবৰত পদ্মফুল ফুটি আছে ; ইঁহ আদি জলচৰ পক্ষীবোৰে মনৰ
আনন্দত অব্যক্ত মধুৰ শৰ্ক কৰি জলকৌড়া কৰিছে । এনে হেন

বৃন্দাবনকা দৃশ্য কৈসা খুবসুৰত হৈঁ ! ভাঁতি ভাঁতিকে ফুল, পৈড়-
পৌঁঢ়ি-বেল-বুঠিয়াঁ সিৰ উঠাকৰ দূৰ আসমানক তক সৌৰম
ফৈলা রহী হৈঁ । ভৰমৰ ফুলো পৰ বৈঠকৰ মৃদু মধুর গুঞ্জন কৰকৈ
মধুপান কৰ রহে হৈঁ । মোৰ প্ৰভুতি নানা জাতিকে পঁঢ়ী নাচ রহে হৈঁ ;
স্বচ্ছ সৰোবৰমে কমলকে ফুল খিল রহে হৈঁ ; হংস আদি জলচৰ
পঞ্জীগণ মধুৰ আবাজসে জলকৌড়া কৰ রহে হৈঁ । এমহী মনোহৰ



মৃগ ।

পঞ্জীয় সরোবৰত চরিছা ।

কন্ধে গোপকসমে বৃন্দাবন
প্রবেশ হইছা ।

বাম । শুদাম ।

মনোহৰ বৃন্দাবনত কৃষ্ণ-বলভদ্র আদি গোপবিলাক মনৰ আনন্দে বৃন্দাবনমে ক্ষণ্ণ-বলভদ্র আদি গোপবালকগণ আনন্দ মনসে প্রবেশ সোমাইছে ।

বৃন্দাবনমে ক্ষণ্ণ-বলভদ্র আদি গোপবালকগণ আনন্দ মনসে প্রবেশ কৰ রহি হই ।



গোপসবে বাহ্যন্ত কৰিছা ।

বলভদ্রে গোপক তুলি ধরিছা । কন্ধে নৃত্য কৰিছা । শ্রীদাম । শুদাম ।

কৃষ্ণ-বলভদ্রের গোপবালকবিলাক লগত খেলা :— বৃন্দাবনত সোমাই গোপবালকবিলাকে নানা প্রকার ক্রৌঢ়া করিবলৈ ধরিছে। কোনোরে হাতত ধৰাধৰি কবি বাহুযুক্ত করিছে, কোনোরে বা টেলাঠেলি করিছে। বলভদ্রে এটা গোপবালকক হাতত তুলি দিগদিগ দিছে। কৃষ্ণই মৃত্য করিছে। শ্রীদাম, সুদাম আদির কোনেও বাঁহৈ, কোনেওবা শিঙা বজাইছে।

‘কৃষ্ণ-বলরামক্ষা গোপবালকোঁক্ষি সাথ ক্রৌঢ়া :
বৃন্দাবনমেং ঘুসকর গোপবালকগণ ধরহ তরহকী ক্রৌঢ়ায়েং করন
লগৈ। কৌর্জি আপসমেং বাহুযুক্ত কর রহে হেঁ ; কৌর্জি ধকিলনা-ঠেলনা
কর রহে হেঁ। বলভদ্র এক গোপবালককী হাথমেং চঢ়াকর দিগ-
দিগ দে রহা হৈ। কৃষ্ণ নৃত্য কর রহা হৈ। শ্রীদাম, সুদাম
আদি কৌর্জি বাংসুরী তো কৌর্জি সীংগাহী বজা রহা হৈ।



গোপবালকৰ লগত কৃষ্ণৰ খেলা ।

বৃন্দাবনত কৃষ্ণ বহি আছে ; তেওঁ আগ হাত দাঙি গোপবালক-
বিলাকক আদেশ দিছে। কোনো বালকে হাতজোব কবি যেন
কৃষ্ণক স্তুতি করিছে ; কোনোরে বা ফল বুটিলিছে ; কোনোরে
আকে দৌবিছে ; কোনোরে বা মোক ছুচুবি বুলি হাত জোকাৰি

বৃন্দাবনমেং কৃষ্ণ বৈঠা হৈ ; বহ দাহিনা হাথ উঠাকর গোপ-
বালকোঁক্ষি আদেশ দে রহা হৈ। কৌর্জি বালক হাথ জোড়কর মানো
কৃষ্ণকী স্তুতি কর রহা হৈ ; কৌর্জি ফল বটোৰ রহা হৈ ; কৌর্জি ফির
দৌড় রহা হৈ ; কৌর্জি মুক্তি মত কু কহকর হাথ হিলাকর মনা

হাক দিছে। কোনোরে আকে গছত জবী লগাই গুলমি-চুলনি দিছে। বলভদ্রই থিয় হৈ আগ হাতেবে কাপোবৰ তাঁচল দাঙি যেন কৃষ্ণৰ মূৰত ছত্ৰহে ধৰিছে।

কর রহা হৈ তো কৌর্ব পৈড়মেঁ রস্মী লগাকৰ লটককৰ ভুল রহা হৈ।
বলভদ্র খড়া হোকৰ দাহিনে হাথসে কৃষ্ণকি সিৰপৰ আঁচলকি
ফথমেঁ ছত্ৰ ডুলারহা হৈ।



প্রলম্বে বলভদ্রক বৈ নিছা।

গোপবালক সবে পৱন্পৰে বৈ নিছা।

বলভদ্রৰ প্রলম্বাসুৰ বধঃ—কৃষ্ণ আদি গোপবালকসকল বন-বিহাৰ কৰি থাকোতে এদিনাথন প্রলম্ব নামে অসুৰ এটা গোপবেশ ধৰি তেওঁলোকৰ মাজত সোমাল। ভগবান কৃষ্ণই বুজ পাই গোপবালকবিলাকক কলে, যে আমি ছটা দলহৈ এটা খেলা কৰোঁ; এই খেলাত যি দল ঘাটে সেই দলে জিকাদলক কাৰ্য্যত বৈ নিব লাগিব। কৃষ্ণ আৰু বলৰাম দুই দলৰ নেতা হৈ

বলভদ্রকি দ্বাৰা প্রলম্বাসুৰ বধঃ: কৃষ্ণ আদি গোপ-বালকগণ জৰি বনবিহাৰ কৰ রহি থে তো একদিন প্রলম্ব নামকা এক অসুৰ জ্বালকি বিশমেঁ উনকি বীচ আ ঘুসা। ভগবান কৃষ্ণনি যহ জানকৰ গোপবালকোঁসে কহা কি হ'ম দী টোলিয়োমেঁ বাঁটকৰ এক খেল খেলি'। ইস খেলমেঁ জো টোলী হারিগী বহু জীৱনেৱালী টোলীকো কংঠেঁপৰ চঢ়াকৰ ঘুমিগী। কৃষ্ণ আৰু বলৰামনি দোনোঁ টোলিয়োঁকা

খেলা আৰম্ভ কৰিছে। খেলাত কৃষ্ণৰ পক্ষ হাবিল আৰু আগৰ বন্দোবস্তু মতে কৃষ্ণ আদিয়ে বলবামৰ পক্ষক কান্ধত বটে নিবলগীয়া হল। কৃষ্ণৰ পক্ষত প্ৰলম্ব অসুৰ আছিল। প্ৰলম্বাসুৰে বলদেৱক কান্ধত তুলি নিব ধৰিলে।

নায়ক বনকৰ খেল আৰংঘ কৰিয়া। খেলমেঁ কৃষ্ণকী টোলী হার গযী আৰু পহলৈকী বাদিকী মুতাবিক কৃষ্ণ আদিকী বলরামকী টোলীকী কংধিপৰ ঢো কৰ লানা পড়া। কৃষ্ণকী টোলীমেঁ প্ৰলংঘ অসুৰমী থা। প্ৰলংঘাসুৰ বলদেৱকী কংধিপৰ লিকৰ জানি লগা।



প্ৰলম্বে বলোক সৌমাকে। চৰাই নিছা।

ভাণিৰ বট।

আন গোপগণে খেলা সৌমাতে পসাই।

তেওঁলোকৰ খেলাৰ এটা সৌমাৰেখা আছিল; আন আন বালকে বৈ নিয়া বালকবিলাকক সৌমাত নমাই থলে কিন্তু প্ৰলম্বে বলভদ্ৰক সৌমা চেৰাই লৈ গল। তাকে দেখি গোপবালকবিলাকে ইটোৱে সিটোৱে হাত দাঙি সৌমা অতিক্ৰম কৰি যাবলৈ যেন বাধাহে দিছে। এই সময়ত বালকবিলাকে আগবদবে কাষত

উনকী খেলকা এক হঢ় থা। আৰু আৰু বালকো'নি ঢোঁ হুঁ বালকো'কী হঢ়পৰ উতাৰ দিয়া; লেকিন প্ৰলংঘনি বলভদ্ৰকো হঢ়সি আগি লি চলা। উসি দিখকৰ গোপবালকগণ হাথ উঠাকৰ হঢ় অতিক্ৰম কৰনিকো মানো মনা কৰ রহে হৈ। ইস সময় বালকগণ পহলৈ জৈসি পাসমেঁ সীঁগা আৰু হাথৰ্মেঁ ডংডা

शिंगा आळ हातत लकू लै आछे। टेफाले दैत्याई बलदेव असहा भाव बहन करिव नोरारि गोपबेश एवि निजब भयक्षब असुर यूति धरि बलवामक काङ्क्षत लै आछे। बलदेव असुरब काङ्क्षत उठि उत्तरत हात थें निर्भये वहि आछे।

ले लिये हैं। इधर दुष्ट दैत्य बलभद्रके बीमसे घबराकर गोपका वेश छोड़कर अपनी डरावनी असुर मूर्त्ति प्रगट करदा। फिरभी बलदेव निर्भय मनसे असुरके कंधेपर चढ़ेहुये जांघोंपर हाथ धरे बैठे हैं।



अपेस्त्रबा नाचिछा।

थूलन्तुर असुरब ओपरत बलदेव किछु पर थाकि ओचरत तेऊंब कोनो लगधीयाक देखा नापाई ताव छुबिसक्कि बुजिव पाविले; बलदेव थं उठिल; तेऊं ओठ कामुरि असुरब मूरत बज्र मद्दश मूष्टि प्रहाव कवात ताव मूर फालिल आळ सि तेजे बतियाई परि

भारी कायके असुर पर चढ़े जब बलदेवने देखा कि पासमें उसके कोइ साथी नहीं है तो उसका मतलब समझमें आया और युसमा आया; वह होठ चबाकर असुरके सिरपर बज्रजैसी मुष्टीका प्रहार करने लगी; जिससे उसका सिर फट गया और खुनसे की



প্ৰলম্বে প্ৰাণ ছাড়ি পৰিনা।

বামক কুকে আশ্বাস কৰিছা।

গোপণ।

গল। প্ৰলম্ব অস্মুৰ মৰা দেখি গন্ধৰ্বই খোল বাটিহে আৰু
বিদ্যাধৰে নাচিছে। কুকওট সন্তোষ লাভ কৰি বলদেৱক আলিঙ্গন
কৰিছে; আৰু এওঁলোকৰ পিছৰ ফালে থাকি অন্যান্য গোপবালক-
বিলাকেও আগহাত দাঙি বলদেৱক ধন্যবাদ দিছে।

কৰকৈ গিৰ পড়া। প্ৰলম্ব অসুৱকী মৰতি দেখকৰ গংধৰ্ব খোল
বজা রহি হৈ আৰু বিদ্যাধৰ নাচ রহি হৈ। কৃষ্ণ মনোষ পাকৰ
বলদেৱকী আলিঙ্গন কৰতা হৈ; গোপবালকগণাভী দাহিনী হাথ
ভঠা ভঠাকুৰ বলদেৱকী ধন্যবাদ দি রহি হৈ।



কৃষ্ণৰ কান্দ বগাই গোপণে হৰিষ কৰিছা।

কৃষ্ণ।

বাম।

সন্দাম।

কৃষ্ণ-বলবামৰ গোপবালকৰ সৈতে খেলা :— প্ৰলম্বাস্মুৰক
ম্যাবাৰ পিছত কৃষ্ণ-বলবাম আদি গোপবালকবিলাকে আকো সেই

কৃষ্ণ-বলবামকী গোপবালকী'কি সাথ কৌড়া :
প্ৰলম্ব অসুৱকী মারনিকৈ বাদ কৃষ্ণ বলবাম আদি গোপবালকগণ

भाण्डि बट्टूक्ष्वर तलत लगलागि आगव दबे एफाले कृष्ण आक आन फाले बलदेर दनपति है सकलोरे हात तुलि मुखामुखि है खेला आरस्त करिछे ।

फिर उसी भांडीर बट्टूक्ष्वके नीचे इकडे होकर पहले जैमे एक और क्षण और दूसरी ओर बलदेव टीलीनायक होकर सभी हाथ उठा उठाकर आमने सामने रहकर खेल आरंभ करते हैं ।



बनधकि ।

धेहगण मुङ्गवन पश्चिमा ।

महिष ।

मेथन ।

छागल । गोपगण गक्कर खोज निहालि
मुङ्गवन पश्चिमा ।

श्रीकृष्ण द्वारा गोप-गक्कर दावाग्नि व परा उद्धारः—कृष्ण आदि गोपवालकविलाके तेनेद्वे खेला करि थाँकोते गाइ, दामुरि, म'ह, मेथन, छागलि आदि सकलोबोर चरणीया पशु नतुन घाँहब लोउत घाँह थाइ थाइ गै मुङ्गवन नामब बनत सोमाल। सेहि बनत चारिओफाले दप् दपकै जुइ जलिब ध्वात गक्क-म'ह-विलाके जुइ देथि भयते घाँह थाबलै एरि मूर दाङि आटोह धरिछे। इफाले गोपवालकविलाके गक्कबोर देथा नापाहि गक्कर खोज चाइ चाइ मुङ्गवनत सोमाइछे गै ।

श्रीकृष्णाङ्कि द्वारा गवाल-गायोंका दावामिसि उद्भारः क्षण आदि गोपवालकगण जब खेल रहि थे तब गाय, भैस, आदि सभी पालतू जानवर नये घासकी चाहसे घास खाते खाते मुङ्गवनमें चले गये। उस वनमें चारों ओर दप् दप् कर आग जलनकी कारण पश्च आग देखकर भरकर घास खाना क्षीड़कर सिर उठा उठाकर चिला रहि हैं। इधर गोपवालकगणमौ गायो को न देख उनके पदचिन्होंका पीछा करते हुये उसी वनमें जा सुसे ।



बहिर हापास पाइ गोप-गकु कुफ्क तुलि करिछा ।

कुफे सवाको निर्भय दिछा ।

गोपबालकबिलाके सेट मुङ्गबनत सोमाट देखे ये चारिओ-
काले दावाग्नि दप् दप् करि जलिब धरिहे । जुटेर तापत सन्तुष्ट
हैं गकुबिलाके मुख तुलि आकु गोपबिलाके काषत शिंगालै हात-
जोार करि कुफ्क चुर करिब धरिले ; आकु कुफ्क करबात देखा
पाय ने कि दूबपरा उपबलै निरेथि चाब धरिले । भक्त-वंसल
कुफ्हि तेतिया गुथ गह एजोपात धरि छुटा ठानित हुथन भरि दि
दींहाई बजाई गाइबिलाकक नाम धरि धरि मातात सकलो गाहि
आकु गोराल गोट थाले । कुफ्हि गोप-गकुक रक्षा करिबलै
दावाग्नि पान करिले ।

गोपबालकगणीने मुंजवनमें देखा कि चारों तरफ दावाग्नि
उप-उप, कर जल रही है । आगके तापसे उखकर गाये मुँह
उठाकर और गोपगण बगलमें सींगा लिकर हाथ जोड़कर कृष्णका
स्त्रवन करने लगे ; और कहीं कृष्ण दिखाई देता है क्या सोचकर
तूरसे देखने लगे । भक्त-वंसल कृष्ण तब एक ऊँचे पेड़पर चढ़कर
दो ठहनियोंपर दो पैर रखकर बाँसुरी बजाकर गायोंकी नाम
ले लिकर पुकारने पर सभी गौएँ और गोपगण भगवानक
समीप आ गये और भगवान श्रीकृष्णने दावाग्नि पान कर उनकी
रक्षा लिया ।



कृष्णे गोप-गक पूम्ह भाष्मिव तले आनिछा ।

श्रीकृष्ण दार्शनि पानः—दावाग्निपवा बक्षा परि गोप-
बालकविलाके आठू लै हातजोर करि कृष्णक स्तुति कविछे।
कृष्णहे मेहि गद्धव तलत थिय है आगहात दाङि गोपबालक-
विलाकक आश्वास दिचे। कृष्णव पिछव फाले गद्धव तलत
गकविलाके कृष्णव फाले मूथ करि गूब दाङि शाबौ पाति आছे।

श्रीकृष्णका दावामि पानः : दावामिसे रक्षा पाकर
गोपबालकगण घुटने टेककर हाथ जोड़ते हुए कृष्णकी स्तुति
कर रहे हैं। कृष्ण उसी पिड़की नीचे खड़ा हो कर दाहिना हाथ
उठाकर गोपबालकोंको आश्वासन दे रहा है। कृष्णकी पीछे पिड़की
नीचे गायें कृष्णकी तरफ मुँह करके सिर उठाकर पंक्तिमें खड़ी हैं।

गोपबालकव सेते श्रीकृष्ण गोकुललै प्रत्यावर्त्तनः—
गाई आळ गोपबालकविलाक गोकुलत आहि उपस्थित हल।
गाईविलाके दामुविर वावे उळकष्टिता है येन गूब दाङि आहिछे।

गोपबालकोंकी साथ श्रीकृष्णका गोकुलमें प्रत्यावर्त्तनः :
गायें और गोपबालकगण गोकुलमें आ कर चाजिर हुए। गायें
बछड़ोंके लिए उल्कंठित होकर मानो सिर उठाकर आ रही हैं।



कृष्ण आदिवार शुनि गोपीगणे चाइता ।

गोपगणमये कृष्ण बाम गोकुलक आसिता ।

गाइबोवर पाछत कृष्ण, बलबाम, श्रीदाम आदिये बाँही बजाई हातत लक लै आनन्देबे आहि गोकुले पालेहि । कृष्णक अहा देथि गोपीसकले हात आगवडाई येन आळ्वानहे कविचे ।

मायोकि पीके कृष्ण, बलराम, श्रीदाम आदि बाँसुरी बजाते बजाते हाथमें डंडा लेकर आनन्दसे आ कर गोकुल पहुँचे । कृष्णकी आर्त देखकर गोपीगण हाथ बढा बढाकर मानो आळ्वान कर रही हैं ।



गोपशिष्ट प्रलभ वध ब्रजत कहिता ।

यशोदा । नन्द

कृष्ण ।

बलभद्र ।

कोनो कोनो गोपबालके गोकुललै घूरि आहि निजब माक-बापेकव माजत वहि प्रलभक मवाव कथा कैचे ।

कोई कोई गोपबालक गोकुलमें लौटकर अपने अपने परिजनां की बीच बैठकर प्रलभके मारनीकी कहानी कह रहा है । कृष्ण-बलराम

বনবামে গাইবোৰ আগত লৈ বাঁহৈ বজাই অহা শুনি নন্দ আৰু
যশোদা বাণীয়ে যেন তেওঁলোকক আগবঢ়াই আনিবলৈহে গৈছে।

গাযোঁকো আগি লিকৰ বাঁসুৱী বজাতি আতি সুনকৰ নন্দ ঔৰ যশোদা
রানী মানো উনকা স্বাগত কৰনিকে লিএ হৌ আ রহে হেঁ।



মৈবা ।

কৃষ্ণ ।


বনভদ্র ।

বর্ষাকালত কৃষ্ণ-বলবামৰ বৃন্দাবন-লীলা:—বর্ষাকালত বৃন্দা-
বনত কৃষ্ণ-বলবামে নানা কৌড়া কৰিছে। বৃন্দাবনৰ বৰ্ণনা অবৰ্ণনীয়।
নানাৰিধি ফুলি থকা গছ-লতা হালি জালি আছে; সৰোবৰত
হাঁহবোৰে জল-কৌড়া কৰিছে। ময়ূৰ আৰু ময়ূৰবিলাকে চানি
ধৰি নৃত্য কৰিছে। বাম আৰু কৃষ্ণই সেই বৃন্দাবনত গাইবোৰ
চৰাই নানা ভাৱে নাচি বাগি ফুৰিছে।

কৃষ্ণ-বলবামে বৃন্দাবনত সোমাই নানা ভঙ্গি কৰি বংশীধনি
কৰাত বনৰ গৰু, ছাগজ, হৰিণ আদিয়ে মূৰ দাঙি কাণ

বর্ষাকালমে' কৃষ্ণা-বলরামকা বৃন্দাবন-লীলা :
বর্ষাকালমে' বৃন্দাবনমে' কৃষ্ণ-বলরাম নানা কৌড়া কৰনি লগি।
বৃন্দাবনকী শোভা বৰ্ণনসে পৰে হেঁ। ভাঁতি ভাঁতিকে ফুলোসে পিড়-পৌধে,
বিল-বুঁটে হিলতি-দুলতি হেঁ। সৰোবৰমে হংসগণ জলকৌড়া কৰ রহে হেঁ।
মোৰ ঔৰ মোৰনীগণ আনন্দসে নৃত্য কৰ রহে হেঁ। রাম ঔৰ কৃষ্ণ
উসী বৃন্দাবনমে' গায়ে' চৰাতি হুয়ে নাচতি বজাতি ঘূমতি হেঁ।

কৃষ্ণ-বলরামনি জব বৃন্দাবনমে' ঘুসকৰ অনিক রাগিনিয়োমে
বংশী বজাই তো বনকো গায়ে', বক্ৰিয়াঁ, হিৰন বগৈৰহ সিৰ উঠাকৰ



बन भद्र । ऋषि ।

थिय कबि उद्ग्रीव है कृष्ण शुचवैल लवि आहिछे । आन कि बनव
गळ-लताविलाकेओ येन फलव भवतें दौं खाइ कृष्ण व मधुव वंशी-
खनिहे शुनिछे ।

कान खडे करके उदग्रीव होकर कृष्णके पास टौड़कर आये ।
बनके पेड़-पौधे और बैल-बुटे भी फलोके बोझसे झुके हुये मानो
कृष्णकी मधुर वंशीधनिही सुन रहे हैं ।

कृष्ण व मधुव वंशीधनि शुनि किवातव वमणीविलाकेओ आनन्दते
पिठिर बोजा पिठिते राथि आळू काढि कपालत हात दि प्रणाम
करिछे । पर्वतव पंशु, पंक्षी, तक, तुणविलाके वंशीव धनि शुनि

कृष्णकी मधुर वंशीधनि सुनकर किरात रमणियांभी आनन्दमें
पीठके बोझको पीठपर ही बांधेहुये घुटने टेककर सिरपर हाथ
रख कर प्रणाम कर रहीं हैं । पहाड़के जानवर, पंछी, पेड़, पौधे



কিৰাট তাৰ্যামুৰ ।

সুদাম । বনভদ্ৰ । কৃষ্ণ ।

আনন্দত মগ্ন হৈছে । শ্রীদাম, বনভদ্ৰ আৰু কৃষ্ণ আদিয়ে বনৰ বংশীকী ধৰনি সুনকুৱ আনন্দমে মগ্ন হো গয়ে হৈন । শ্রীদাম, বনভদ্ৰ পকা ফল থাই ফুৰি ফুৰিছে ।

বংশীকী ধৰনি সুনকুৱ আনন্দমে মগ্ন হো গয়ে হৈন ।

শ্রীৰাজ আদি বনকে পকা ফল খা কৱ ঘূৰ রহে হৈন ।



বৃক্ষৰ ছাত গুক গুতিহা ।

বাম-কৃষ্ণ গোপনৰে দধি-ভাত ভুঞ্চিছা ।

गाईबोबे ब'दत कष्ट पाले गृह्य तलत शुहि पारे; मेहि समयत कृष्ण-बलराम आदिये आनन्द मने निज निज काँटी बाटित दधि-भात लै खाबलै धरे। बलराम आँक कृष्ण भाजत एथन बाचनत खाउ लै छुयो भगाइ थाय। तेऊँलोकब छुयो फाले आन गोपबालकबिलाके वहि दधि-भात थाय।

दो पहरमे गाये' पिड़ोंकि नीचे विश्वाम कर रही हैं। कृष्ण बलराम आदि आनन्द मनसि अपने अपने आल कटोरामि ढही भात खा रहे हैं। बलराम और कृष्ण आपसमें बांट कर खा रहे हैं। उनके दोनों ओर गोपबालकगण ढही भात खा रहे हैं।



गोपीसबे कृष्ण आसिबाब आनि गृह्य बजाइछ।

कृष्णबाम गोपसमें बजक गान्न।

गोपबालकब सैते गोधन लै श्रीकृष्ण गोकुललै
प्रत्यावर्त्तनः—सन्द्या समयत गोप-गरुबिलाकब सैते कृष्ण
गोकुललै घूरि आहोते गोपीबिलाके आनन्देबे शाबौ पाति
आगबाटि गैছे। सम आगत कृष्ण, भाजत बलराम आँक शेषब
फाले अन्यान्य गोपबालकबिलाके कोनेउ बाँझी, कोनेउ शिखा
बजाइ गोधन आगत लै गोकुलत मोमाइছे।

**गोपबालकोंकि साथ गाये' लेकर श्रीकृष्णका गोकुलमें
प्रत्यावर्त्तनः**: शामको जब गोप-गायोंके साथ कृष्ण गोकुल लौटते
हैं तब गोपिनीगण आनन्दके माथ पंक्तिमें आगे बढ़ कर आती हैं।
सबसे आगे कृष्ण, बीचमें बलराम और पीछे पीछे दुसरे गोप-
बालकगण कोई बाँसुरी, कोई सींगा बजाते बजाते गोधनको आगे
ले कर गोकुलमें द्वास रहे हैं।



बाय ।

कृष्ण ।

पर्वत मूलत मयूर ।

श्रवकालत कृष्ण-बलराम रुद्रावन-लौला : — भगवान् श्रीकृष्णहि एनेकै नाना क्रौड़ा करि वर्षाकाल कटोराब पाछत मनोहर श्रवकाल परिल । रुद्रावन गच्छोब फुले जकमक हैছे । मयूरविलाक तात परि मधुर झनि करिछे ; भोमराबोब फुलत परि में पान करिछे । भगवान् कृष्णहि बलरामब सेते बाँझी बजाइ धेनु चाबिबैले गैছे ।

कृष्ण-बलरामेहातत लकू लै बाँझी बजाइ आक शिङा फुकियाहि गोधन आगत लै येतिया रुद्रावनैले ओलाइ याय, तेतिया गोपीविलाकै इटोरे सिटोब फाले चाइ हात तुलि परस्परे

श्रवकालमें कृष्ण-बलरामकी रुद्रावन-लौला : वर्षा रहतु इसी तरहकी अनेक क्रौड़ा करके भगवान् श्रीकृष्णनि बितायी । उसके बाद मनोहर श्रवकाल आ गया । रुद्रावनकै पिड़-पौधे फूलोंसे जगमगाने लगी । मोरगण उनसे बैठकर मधुर आवाज करने लगी । अलिगण फूलों पर बैठकर मधुरस पान करने लग । भगवान् कृष्ण बलरामके माथ बांसुरी बजाति हुये धेनु चराने जा रहे हैं ।

कृष्ण-बलराम हाथमें डंडा लेकर बांसुरी बजाति और सींगा फूंक कर गोधनको सामने लेकर जब रुद्रावनसे निकल जाति हैं, तब गोपिनीगण एक दुसरीकी ओर ताक कर हाथ उठाकर परस्पर



কৃষ্ণ বৃন্দাবনে দান্ত। বায়। শ্রীনাম। শ্রদ্ধাম। কৃষ্ণ যাচান্তে গোপীসবে খেদ কবিছা।

কৃষ্ণ বিবহ বেদনা প্রকাশ করে আরু লগত কৃষ্ণ নামা শুণ কৃষ্ণকী বিরহ-বৈদনা প্রকট করতী হৈ। আৰু সাথহী কৃষ্ণকে অনেক গুণাংকা কীৰ্তন করতী হৈ।



হরিণ। ময়ুর। কৃষ্ণে বংশী বজাইছা। গোপবালক। গোপীসবে কৃষ্ণ শুণ-কীৰ্তন কবিছা।

কৃষ্ণই বৃন্দাবনৰ এজোপা গছৰ তলত বহি বাঁহৌৰ ফুক দিছে।
তেওঁৰ কাষত আম এজন গোপবালকেও বাঁহী বজাইছে। কৃষ্ণৰ
মনোহৰ মেঘগন্তীৰ বংশীধ্বনি শুনি মেঘৰ গৰ্জন বুলি তুল কৰি

কৃষ্ণ বৃন্দাবনকি পিড়কি নীচি বৈঠকৰ বাঁসুৰীমি ফুক দি রহা
হৈ। উমকে পামহী দুমরা এক গোপবালকভো বাঁসুৰী বজা রহা হৈ।
কৃষ্ণকী মনোহৰ, মেঘসী গংভীৰ বংশীধ্বনি সুনকৰ মেঘ গৰ্জন সয়ম্ভ

ম'বাই পেখান ধৰি নাচিছে। হৰিণাট মুখ তুলি কৃষ্ণের সেই মধুব
বংশীধনি যেন কাণ পাতিহে শুনিছে। ইকালে গোপীবিলাকে
ইটোৱে সিটোৱে লগলাগি মুখামুখি হৈ, কোনেওৰা পাছফিৰি
কৃষ্ণের শুণকৌর্তন কৰিছে।

মুলসে মোর নাচ রহে হৈন। হিৰণ্ময় উঠাকর ক্ষণাকী বহ মধুর
ধনি মানো কানো'সি সুন রহে হৈন। ইধৰ গোপিনীগণ এক ইমৰীসি
মিলকৰ আপনে সামনে হীকৰ, কোই কোই মুঁহ মোড়কর ক্ষণাকী
গুণী'কা কীৰ্তন কৰ রহী হৈন।



বৃন্দাবনত কৃষ্ণে বংশী ডাক দিচ্ছ।

গোপী শুণ বর্ণাইছ কৃষ্ণ।

কৃষ্ণই বৃন্দাবনৰ তক্তলত বহি বংশীৰ শুললিত ধৰনি কৰিছে।
গুৰুবোৰে পাহাৰৰ ঢিলাত উঠি ঘাঁহ খাবলৈ পাহাৰি যেন সেই
বংশীধনিহে মুখ তুলি অনাইছে। কৃষ্ণের কাষতে আন আন
গোপবালকেও বাঁহী বজাইছে। কৃষ্ণের বিবহাতুৰ গোপীসকলে
হাত তুলি কৃষ্ণের শুণারলীৰ কথোপকথন কৰিছে।

ক্ষণা বৃন্দাবনকে পিডকে নীচে বৈঠকৰ বংশী বজা রহা হৈ। গায়ে
পহাড়কে টিলোঁপৰ চড়কৰ ঘাঁস খানা ভুলকৰ মানো উস বংশীকী
ঠেমে মগন হো রহী হৈন। ক্ষণকে পাসহী দুসৱি গোপবালকগণমী
বাঁসুরী বজা রহৈ হৈন। ক্ষণ-বিৰহাকুল গোপিনীগণ ক্ষণ-গুণাবলী
গা রহী হৈন।

গোপবালকৰ সৈতে গোধন লৈ শ্ৰীকৃষ্ণের ভজনে
প্ৰত্যাবৰ্তনঃ—কৃষ্ণই বাঁহী, আন আন গোপবালকৰ কোনেও

গোপবালকী কী সাথ গায়ে লিকৰ শ্ৰৌক্ষণাকা ব্ৰজমে
প্ৰত্যাবৰ্তনঃ : ক্ষণ বাঁসুরী, ঔৰ ঔৰ গোপবালক বাঁসুরী,



यशोदा कृष्ण चाहिछा ।

कृष्ण गोप गम्भमे उज्जक थास्तु ।

बाँहौ, कोनेओ शिंडो वजाई आगत धेनूलै उजव फाले यात्रा कविछे । उज आहि पालत यशोदाई कृष्ण एथन असनत बहुराई किवा खावलै दिछे । कृष्ण खावलै आवस्तु कविछे । यशोदाई कृष्ण व काषत वहि कृष्ण मुखलै चाई आचे । गोपीमकलेओ आनन्दते हात तुलि कृष्ण व काषत थिय दि आचे ।

मींगा बजाति गौओंके साथ ब्रजकी ओर आ रह्हे हैं । ब्रज पहुँचने पर यशोदा कृष्णको एक आसनपर बिठाकर कुछ खानेको देती है । कृष्ण खा रहा है । यशोदा कृष्णके पास बैठकर कृष्णका मुख निहार रही है । गोपिनीगण कृष्णके पास खड़ी हैं ।

हेमन्तकालत गोपाङ्गनासकलव कात्यायणी ऋतः—इयाव पिछत गोपाङ्गनासकले हेमन्तकालत यमुनात स्नान करि धूप, दीप, नैवेद्य आदि दि महामायाक पूजा करि तेऽव ओचबत वहि हात-योव करि कृष्ण पति पावलै स्त्र विछे । किछुमाने वा बंगने

‘हेमन्तकालमे’ गोपाङ्गनाओंका कात्यायणी-व्रतः इसके बाद हेमन्तकालमें गोपाङ्गनाएँ जमुनामें स्नान कर धूप, दीप, नैवेद्य आदि से महामायाकी पूजा करनेके बाद उसके पासही बैठकर हाथ जोड़कर कृष्णको पति रूपसे पानेके लिए सुनि कर रही हैं ।



গোপীসবে পূজা করিছা ।

কাত্যায়ণী দেবী ।

গোপীসবে কাত্যায়ণী পূজা করিবাক যান্ত ।

হাতে কাঙ্ক্ষে ধৰাধৰি কৰি পুস্প বিচাবিছে । কোনেও আকে

কৌই কৌই গলবাংহী ডালি আনন্দ মনসে ফুল ঢুঁড় রহী হৈ । কৌই
ফির সরোবরমে উতৰকর স্নান কর রহী হৈ ।




গোপীসবে স্নান করিছা ।

শ্রীদাম । শ্রীকৃষ্ণে বস্ত্র লৈয়া সন্দাম ।
কদম্বত চড়িছা ।

বস্ত্রহরণ :— এদিনাখন গোপীবিলাকে লগ হৈ যমুনাৰ পাৰত কাপোৰ বৈথে উলঙ্গ হৈ জলকৌড়া কৰি আছে। এনে সময়ত কৃষ্ণ তত্ত্বাত্মকে আহি গোপীৰ কাপোৰবোৰ কোচাই লৈ যমুনাৰ পাৰত কদম গচ্ছত উঠিল গৈ। কদমৰ ডালত কাপোৰবোৰ আলাট বৈথে কৃষ্ণই দুই ভৰিবে দুটা ঠানিত ধৰি গচ্ছৰ ওপৰাতেই থাকিল। গচ্ছৰ তলত শ্রীদাম আৰু সুদাম দুয়ো থিয় হৈ আগ হাত দাঙি যেন কৈছে—“কৃষ্ণই গোপীৰ কাপোৰ নিয়া কথা আমাৰ নকৰা।” টকালে গোপীবিলাকৰ জল-কৌড়া শেষ হলত দেখে, যে পাৰত কাপোৰ নাই; টকালে সিফালে চাই দেখে, যে কৃষ্ণই কাপোৰবোৰ গচ্ছত আবি বৈথ থিয় হৈ আছে। গোপীবিলাকে তাকে দেখি পানীৰ পৰাট আজলি পাতি কৃষ্ণত কাপোৰ প্ৰাৰ্থনা কৰিছে।

বম্বুহৰণ : একদিন গোপিনীগণ মিলকৰ জমুনাৰ্ক কিনাৰি কপড়ি খৰকৰ নংগী হোকৰ জলকৌড়া কৰ রহী হৈ। এমি মময়মি কৃষ্ণ জলটী আকৰ গোপিয়োঁ'কি কপড়োঁ'কী লিকৰ জমুনাৰ্ক কিনাৰিক্রে এক কদম্ব পিড় পৰ চढ় গযা আৰু কদম্বকী টহনিয়োঁমি কপড়োঁ'কোঁ লঠকা দিয়া। পিড়কো নৈচি শ্ৰীদাম আৰু সুদাম টোনোঁ খড় হোকৰ দাহিনে হাথোঁ'কী উঠাকৰ মানো কহতি হৈ কি হম গোপিয়োঁ'সি নহীঁ' কহেগি। ইধৰ জৰ গোপিয়োঁ'কী জলকৌড়া খতম হুৰ্বু তো দিখা কি কিনাৰি পৰ কপড়ি নহীঁ' হৈ। ইধৰ উধৰ তাককৰ দিখা কি কৃষ্ণ কপড়োঁ' কী লিয়ে পিড়পৰ বৈঠা হৈ। গোপীগণ পানীমি সি হৰী অংজলি ফৈলাকৰ কৃষ্ণমি কপড়োঁ'কী যাচনা কৰ রহী হৈ।




গোপীসবে কৃষ্ণত বস্ত্র প্ৰার্থনা কৰিছা।

কন্ধে কদম্বৰ তলে নামিছা।

गोपींचे प्रार्थनात कृष्ण गोपीसकलक पानीचे पवा उठि आहि कापोब निवैले कोरात गोपीबिलाके एथन हातेबे गुप्ताङ्ग ढाकि आन हात तुलि लाजकुबौया भारे पावैले उठि आहि कापोब दिवैले कृष्णक काळ्ति कविले। तेतिया कृष्णह एक हातेबे कापोब खुजिब नापाय बुलिआग हात दांडि निषेध कवि कापोब काळ्तत लै कदम्ब तलत थिय दिलेहि।

गोपियोंकी प्रार्थना पर छृश्चने जब गोपियोंसे कहा कि पानीसे निकल कर कपडे ले लो तो गोपीगणने एक हाथसे गुमांग ढक कर लजाती हुए किनारे आकर कपडा देनेको लिए छृश्चसे विनमी की। तब छृश्च एक हाथसे कपडा मांगना नहीं चाहिए कह कर दाहिने हाथको उठा कर मना करते करते कपडोंको कंधेपर ले कर कदम्बको नीचे आ गया।



थमा।

गोपीसबे तृती कविचा।

कृष्ण वस्त्र शागिचा। श्रीदाम गोप।

गोपीबिलाके निकपाय है कृष्णब आदेश मते हात पाति कृष्णत कापोब मागिचे। कदम्ब तलत कृष्णह वाँहातेबे कापोबबोब लै आग हात दांडि कोनो लाज नाही बुलिये येन गोपीबिलाकक लाज कविवैले हाक दिचे। सेही समयत श्रीदाम गच्छतलब एकांत थिय है वाँही बजाई आहे।

गोपिनीगण लाचार होकर छृश्चके आदेशके अनुसार दोनों हाथोंको फैलाकर छृश्चसे कपडे मांग रही हैं। कदम्बको नीचे छृश्च बाये छाथसे कपडोंको लेकर दाहिना हाथ उठाकर कोर्ड शर्म नहीं कहकर मानो गोपियोंकी लज्जा करनेको मना कर रहा है। उस समय श्रीदाम, पेड़को नीचे एक किनारे खड़ा होकर बाँसुरी बजा रहा है।



गोपी ।

गोपीसबे वस्त्र पिन्धि कृष्णक नमिषा ।

श्रीकृष्ण गोपीमकलक आश्वास :—गोपीबिलाके छुट्टे हात पांति खोजात कृष्ण गोपीबिलाकक कापोर दिले ; गोपी-बिलाके कापोर पिन्धि आँठूने लै कृष्णक स्त्रियों करिब धरिले । कृष्ण गोपीबिलाकब माजत वहि आगचात दाढि आश्वास दिच्छे—हे गोपीमकल, तोमालोके कात्यायणी पूजार फल पावा । मोर लगत शबंकासत क्रीड़ा करिब पाविवा ; एतिया घर्वलै योरा ।

“आसिबे शबै बात्रि बितोपन
विकशित बृद्धाबन ।
मझे समविते करिबाहा क्रीड़ा
पवम आनन्द भन ॥”

श्रीकृष्णका गोपियोंको आश्वास : जब गोपिनीगणने दोनों हाथ पसार वस्त्र मांगे तो कृष्णने गोपियोंको कपड़े दे दिये । गोपिनीगण कपड़े पहनकर घुटने टेककर कृष्णकी सुति कर रहीं हैं । कृष्ण गोपियोंके बीचमें बैठकर दाहिना हाथ उठाकर आश्वासन दे रहा है—हे गोपियों, तुमलोगोंको कात्यायनी पूजाका फल मिलेगा । मेरे साथ शरत्कालमें क्रीड़ा कर सकोगी । अब घर लौट जाओ ।

गोपीमकल आक श्रीकृष्ण गोकुललै प्रत्यावर्त्तन : भगवान् कृष्ण गोपीबिलाकक आश्वास दि विदाय दिलत, कृष्णमक्तु गोपीमकल कोनोरे कृष्णव फाले, कोनोरे पाछव फाले आकू कोनों कोनोरे गन्तव्य पथव फाले चाहि गोकुललै गल ।

गोपियों और श्रीकृष्णका गोकुलमें प्रत्यावर्त्तन : भगवान् कृष्णके बिदा दिनके बाद भी कृष्णामक्त गोपियाँ कृष्णकी ओर देखती देखती गोकुल में आ रही हैं । कृष्णभी हाथ



গোপীসব ব্ৰহ্মত প্ৰবেশ কৈলা।

কৃষ্ণে গোপীক বিদায় দিছন্ত।

কৃষ্ণে হাত দাঙি গোপীসকলক বিদায় দি লগবৌয়া গোপশিশুৰ
লগত গোকুললৈন যাব ধৰিলে।

উঠাকর গোপিয়োকো বিদা দেকৰ সাথী গোপশিশুৰোকি সাথ গোকুল
জা রহি হৈ।



ব্ৰহ্ম।

শুদ্ধায়।

কৃষ্ণ।

বসভদ্র।

শ্রীকৃষ্ণৰ গোপবালকৰ সৈতে বৃন্দাবন-লৌলা :—আন এদিন
কৃষ্ণই গোপবালকবিলাকক এৰি দি এঠাইত বহিল। গকবোৰে

শ্রীকৃষ্ণাকা গোপবালগণকি মাথ বৃন্দাবন-লৌলা :
একদিন কৃষ্ণ গোপবালকোকি মাথ বৃন্দাবন জাকৰ গায়োকো ছোড় এক

ঘাঁহ থাবলৈ ধবিলে ; কোনো কোনো গাটিয়ে দামুৰি পিয়াব ধবিলে । এট সময়ত কৃষ্ণই গোপবিলাকৰ আগত আগ হাত দাঙি গচ্ছোৰ দেখুৱাই সেইবোৰ গুণ বৰ্ণনা কৰিব ধবিছে । বলদেৱে কৃষ্ণৰ পিছুৰ ফালে বহি হাত দাঙি যেন কৃষ্ণৰ বৰ্ণনাকে অনুমোদন কৰিছে । সমুখত গোপশিশুসবে হাত পাতি কৃষ্ণত যেন কিবা খুজিছে ।

জগহ বৈঠ গয়া । গায়ে ঘাঁম খান লগীঁ । কোই কোই গায বছড়োকী দুধ পীলানি লগী । ইসী সময় কৃষ্ণ গোপযোকি সামনে পিড়োকো দিখাকৰ উনকে গুণোকা বৰ্ণন কৰ রহে হৈ । বলদেৱ কৃষ্ণকে পীক্ষি বৈঠকৰ হাথ উঠাকৰ মানো কৃষ্ণকে বণেনকা হী অনুমোদন কৰ রহী হৈ । সামনে গোপশিশুগণ হাথ পসারকৰ কুকু মাংগ রহে হৈ ।



গোপগণে কৃষ্ণত অন্ন প্রাপ্তিছা ।

কৃষ্ণ ।

বাম ।

শুদ্ধাম ।

বিপ্রপত্নী-প্রসাদ :—এদিনাখন এনেদবে গুৰু চাৰি থাকোঁতে গ্ৰৌঢ়কালৰ ব'দত ভোক-পিয়াহত আতুৰ হৈ গোপশিশুসবে হাত-যোৰ কৰি অন্ন খুজিছে । তাকে দেখি কৃষ্ণ-বলবামে আগ হাত দাঙি শিশুবিলাকক আধাস দি কৈছে—ভাইসকল কাতৰ নহবা, এতিয়াই অন্ন অনাই দিয়াম ।

বিপ্রপত্নী-প্রসাদ : একদিন ইসী তৰহসি গায়ে চৰাতৈ সময় ধূপমে ভূখ প্যাসসে আতুৰ হীকৰ গোপশিশুগণ হাথ জোড়কৰ অন্ন মাংগ রহে হৈ । কৃষ্ণ-বলবাম শিশুয়োকী আশ্বাসন দেকৰ কৱতৈ হৈ—ভাইয়ো ! কাতৰ ন হীআৰী, অৰী অন্ন লাকৰ খিলায়েগী ।



गोपे अब्र प्राथिछा विप्रमबत ।

अग्नि ।

विप्रगणे यज्ञ करिष्ठा ।

सेही समयत बृन्दावन रुचबर एथन गाँवत मूनिविलाके एटा यज्ञ पातिछे । होमब कुण्ड पुरोहिते आहुति दिवलै धरिछे ; आन आन मूनिये हात तुलि मन्त्रपाठ करिछे । कृष्ण यज्ञबर खबर पाई केइजनमान गोपशिशुक अब्र खुजिबलै यज्ञलै पठालै । गोपबालकविलाक यज्ञशालालै गल आक आऱ्यू लै हात आजलि करि ब्राह्मणसकलत अब्र प्रार्थना करिछे । ब्राह्मणसकले तेंड-लोकब फाले दृष्टि नकरात गोपबालकविलाके विषष्म इने उलटि आहिब धरिछे ।

कृष्ण-बलराम आक मुदाम वहि आहे । गोपबालकविलाक विफल मनोरथ है उलटि गै कृष्णब रुचबत हातयोब करि ब्राह्मण-सकले फिरि नोचोराब कथा कले गै । ताके कुनि कृष्णहै

उस समय ब्रून्दावनके पासके एक गाँवमं मुनिगण एक यज्ञ कर रहे हैं । होमके कुण्डमें पुरोहित आहुति दे रहे हैं । और और मुनि हाथ उठाकर मंत्रका पाठ कर रहे हैं । यज्ञकी खबर पाकर कृष्ण गोपशिशुओंको अब्र मांगनेके लिए भर्जत है । गोपबालकगण यज्ञशालामें गये ब्राह्मणोंसे अन्नकी प्रार्थना की । पर, ब्राह्मणोंने उनकी ओर दृष्टि न डाली तो गोपबालकगण विषष्म मनसे लौटकर आ रहे हैं ।

कृष्ण, बलराम और मुदाम बैठि हुए हैं । गोपबालकगण अर्घ मनोरथ हो लौट कर कृष्णके पास ब्राह्मणोंकी मुँह मोड़कर न देखनेकी बात कही । उसे सुनकर कृष्णने



গোপগণে কৃষ্ণ অন্ন প্রার্থিছ।

শ্রীনাম গোপ।

কৃষ্ণ।

বাগ।

শুদ্ধাম।

বামুনৌসকলৰ ওচৰত অন্ন মাগিবলৈ গোপবালকবিলাকক হাত ভ্ৰাতৃশিয়োকি পাসমি অন্ন মাংগনিকি লিএ গোপবালকো'কো
দাঙি আদেশ দিলে।



গোপে অন্ন প্রার্থিছ। ব্ৰাহ্মণীসবত।

ব্ৰাহ্মণীসব।

কৃষ্ণৰ কথামতে গোপশিশুসকল পুনৰ অন্ন খুজিবলৈ বিপ্ৰ-
পত্নীসকলৰ ওচৰলৈ গল গোপবালক সকলে গলত কাপোৰ লৈ

কৃষ্ণকী বাত মানকৰ গোপশিশুগণ ফির অন্ন মাংগনিকি লিএ
বিপ্ৰ-পত্নীয়োকি পাস গযে। গোপবালকোনি গলিমি কপড়ি লিকৰ হাথ

হাতযোৰ কৰি বহি বিপ্রপত্নীসকলৰ শুচৰত অন্ন খুজিলে। বিপ্র-পত্নীসকলে কৃষ্ণই অন্ন খোজা শুনি আগহাত তুলি অন্ন দিয় বুলি গোপবালকবিলাকক বিদায় দিলে।

জোড়কর বৈঠকর বিপ্র-পত্নীযোৰি অন্ন মাংগা। বিপ্র-পত্নীয়োনি জ্ঞান অন্ন মাংগতি হৈ সুনকর অন্ন দুঁগী কহকর গোপবালকোঁকো বিদা কিয়া।



বিপ্রপত্নীসবে অন্ন নিছা।

বিপ্রসবে নিষেধিছা।

গোপবালকৰ মুখত কৃষ্ণই অন্ন খোজা শুনি বিপ্রপত্নীসকলৰ কোনোৱে অন্নৰ থাল মূৰত লৈ, কোমোৱে বা পানৌ কলহ কাষত লৈ যেতিয়া কৃষ্ণৰ ওচবলৈ যাবলৈ ওলাল, তেতিয়া কোনো কোনো ব্ৰাহ্মণে তেওঁলোকক আগ ভেটি ধৰি হাত তুলি মাৰিবলৈ ভয় দেখাই যাবলৈ বাধা দিলে। কোনো কোনো বিপ্রপত্নীৰ লৰা আদিও মাকৰ আগত থিয হৈ হাত তুলি মাকক যাবলৈ নিষেধ কৰিছে।

কৃষ্ণসত্ত্বনা বিপ্রপত্নীসকলে স্বামী-পুত্ৰৰ নিষেধ নামানি প্ৰতিজনে একোখন কাঁচীত নানাবিধ অন্ন ব্যঙ্গন ভৰাই মূৰত লৈ

গোপবালকোঁকো মুঁহসি জ্ঞানকী অন্ন মাংগনিকী বাত সুনকর বিপ্র পত্নীয়া কৌই পানৌকা ঘড়া বগলমে লিকর, কৌই অন্নকী আলৌ সিৰপৰ লিকর জব জ্ঞানকে পাস জানি লগী তব কৌই কৌই ব্ৰাহ্মণ উন্হে সামনৈসি রোককর হাথ উঠাকর পীটনীকা ডৰ দিখাকর মনা কৰ রহা হৈ। কিমী কিমী বিপ্র-পত্নীকা লড়কা ভী মাঁকি সামনৈ খড়া হৌ হাথ উঠাকর মাঁকো জানিকো মনা কৰ রহা হৈ।

জ্ঞানসক বিপ্র-পত্নীগণ স্বামী-পুত্ৰকী রুক্বাবট ন মানকৰ আলৌমে অনিক প্ৰকাৰকি ব্যঙ্গন ভৰকৰ সিৰপৰ রখকৰ পঞ্চি



বিপ্রপত্নীসবে অৱ নিছা।

কৃষ্ণ। গোপ।

শাৰী ধৰি কৃষ্ণৰ ওচৰলৈ যাব ধৰিলে। কিছুমানে একেটা কমঙ্গলুত পানৌ নিছে। বিপ্রপত্নীসকল অহা দেখি কৃষ্ণই এজন গোপৰ গলত বাঁওঁহাতেৰে ধৰি আগ হাতেৰে পদ্মফুল এটা লৈ বিপ্রপত্নীসকলৰ ফালে চাই আনন্দ কৰিছে। সম্মুখত গাহিবোৰে ঘাঁছ থাই আছে।

কৃষ্ণ গোপবালকসকলৰ মৈতে বহি আছে। বিপ্র-পত্নীসকলে অনা অৱ-পানৌ কৃষ্ণৰ আগত নিবেদন কৰি আৰু লৈ হাতযোৰ কৰি নানাভাৱে স্তুতি কৰিব ধৰিলে। তেওঁলোকৰ স্তুতিত কৃষ্ণ তৃষ্ণ হৈ আগ হাত দাঙি ‘মই তোমালোকৰ ব্যৱহাৰত তৃষ্ণ হৈছো’ বুলি যেন আশ্঵াস দিছে। গোপবালকবিলাকেও আগ হাত দাঙি আনন্দৰ

বাংধকৰ কৃষ্ণকে পাস জা রহো হৈন। বিপ্র-পত্নীয়োঁ'কী আতি দ্বিখকৰ কৃষ্ণ আনন্দসে এক গুলকো গলিমেঁ বাঁয়ৈ হাথসে পকড়কৰ ঢাহিনৈ হাথসে এক কমলকা ফুল লিকৰ বিপ্র-পত্নীয়োঁ'কী ওৰ তাককৰ দিখারহা হৈ। সামনি গায়ে চৰ রহোঁ হৈ।

কৃষ্ণ গোপবালকৰ সাথ বৈতা হৈ। বিপ্র-পত্নীয়াঁ লায়ে হৃঞ্জ অৱ-পানৌ কৃষ্ণকে সামনি নিবেদন কৰকৈ ঘুঠনৈ টেককৰ হাথ জোড়কৰ নানা ভাবোসি সুতি কৰ রহোঁ হৈ। উনকী সুতিসে মংতুষ্ঠ হোকৰ কৃষ্ণ ঢাহিনা হাথ ডাককৰ মেঁ তুমলোগোকি বৰ্তাবসি প্ৰমন্তু হৃঞ্জ কহকৰ মানো আশ্বাসন দে রহা হৈ। গোপবালকগণভী



ব্ৰহ্মা আৰ্দ্ধ দেবগণ ।



বিপ্রপত্নীসকলে কৃষ্ণক প্রণামিছা ।

ভাব প্রকাশ কৰিছে। বিপ্র-পত্নীসকলের ভক্তিৰ কাবণে কৃষ্ণ তুষ্ট
হৈ ইন্দ্র, কুবেৰ, অগ্নি, বৰুণ, শিৰ, ব্ৰহ্মা, চন্দ্ৰ আৰ্দ্ধ দেৱতাসকলক
নিজ নিজ বাহনত উঠি অহা দেখুৱাই দি বিদায় দিলে।

বিপ্রসকলৰ সন্দৌক ঘজ্জাহুতি আৰু এক বিপ্র-পত্নীৰ
কৃষ্ণ-ধ্যানত প্ৰাণত্যাগঃ— বিপ্রপত্নীসকলে সভক্তিৰে কৃষ্ণৰ

আনন্দ প্ৰগাট কৰ রচি হৈ। বিপ্র-পত্নীযোকী ভক্তিৰে সংতুষ্ট হৌকৰ কৃষ্ণনি
ইন্দ্র, কুবেৰ, অগ্নি, বৰুণ, শিৰ, ব্ৰহ্মা, চন্দ্ৰ আৰ্দ্ধ দেৱতাওঁ'কো
অপনী অপনী সমাৰীপৰ চঢ়কৰ আয়েহুৱোঁ'কো বিদা কিয়া।

বিপ্রগণকা সম্বৌক যজ্ঞাহৃতি আৰু এক বিপ্র-
পত্নীকা কৃষ্ণক ধ্যানমেঁ প্ৰাণত্যাগঃ— বিপ্র-পত্নীগণকে ঘৰ



ধাৰ বাঞ্ছি হামী বাখল :
বিপ্রপঞ্চীৰ প্ৰাণত্যাগ।

বিপ্রসবে হোম কৰিছা। বিপ্রপঞ্চীসব।

বিপ্রপঞ্চীসবক কুঝে বিদায় দিছা।

চৰণত প্ৰণাম কৰি বিদায় লৈ কুঝমূৰ্তি ধাৰণা কৰি ঘৰলৈ ঘূৰি
আহিলত বিপ্রসকলে ৰং মনে সন্তোষ যজ্ঞত আছতি দিলে।
হোতাটি শ্রক শ্রৱলৈ থিয় হৈ পূৰ্ণাহৃতি দিব ধৰিছে। বিপ্র-
পঞ্চীসকল হোমৰ ওচৰত হাত তুলি থিয় হৈ আছে। এজনী
বিপ্রপঞ্চীক পতিয়ে কুঝমূৰ্তি হৈ টাঙোন দাঙি যাবলৈ বাধা দিয়াত
বিপ্র-পঞ্চীজনীয়ে কুঝকপ চিন্তা কৰি বহিয়েই প্ৰাণত্যাগ কৰিছে।

লৌট আনিপৰ বিপ্রগণনি আনন্দ মনসে সন্তোষ যজ্ঞমে আহৃতি দৈ।
হৌতা স্বক পূৰ্ণাহৃতি দে রহি হৈন। বিপ্রপঞ্চীগণ হৌমকি পাস খড়ো
হৈন। এক বিপ্র-পঞ্চীকা পতি ক্রোধিত হৌ ডংডা উঠাকৰ আনিসি মনা
কৰনিপৰ বিপ্রপঞ্চী কুঞ্চৰূপকী চিন্তা কৰতি কৰতি প্ৰাণ লাগ
দিতী হৈ।

বিপ্র-সকলৰ অনুত্তাপ :—ভগবান কুঝই বিপ্র-পঞ্চীসকলক
বিদায় দি তেওঁলোকে দিয়া পিঠা-পৰমাণু আদি গোপ-

বিপ্রগণকা অনুত্তাপ : ভগবান কুণ্ঠ বিপ্র-পত্ৰিয়ো'কো
বিদা দিকৰ উনকি দিই হৃষে ভৌজনকো গৌপবালকো'মেঁ বাঁঁট দিয়া।



বামকুঠে গোপগণসমে ভোজন কৰিছা।

বালকবিলাকক ভগাই দিলে। সকলোৱে বং মনে থাবলৈ বহিল। টেফালে যজ্ঞশালাত থকা ত্রাঙ্গণসকলে পত্তৌসকলক কৃষিৰ ওচবলৈ যাবলৈ বাধা কৰা বাবে অনুত্পন্ন হৈ আঁটুকাঢ়ি ঘূৰে কপালে হাত দি দুখ কৰিবলৈ ধৰিলে।

মভী আনন্দমনস্থি খারহি হৈ। ইধৰ যজ্ঞশালামি ব্ৰাহ্মণগণ পন্থিয়োকো কৃষ্ণকে পাস জানিসি রোকনিকে কাৰণ পশ্চাত্তাপ কৰ রহি হৈ।

তেওঁলোকে যে কেরল গছবোৰকেই কৃষ্ণৰ খবৰ সুধিছে এনে
নহয়,—গছৰ ডালত, বননিত, আৰু পানৌত যিবোৰ চৰাই
আছিল, সেই চৰাইবোৰতো কৃষ্ণৰ খবৰ লৈছিল। কোনো
গোপীয়েৰা গছৰ গুৰিত থিয় হৈ কৃষ্ণ ভাৱত বিতোৰ হৈ “তুমি
আমাৰ কৃষ্ণৰ খবৰ দিয়া, তুমি তেওঁৰ প্ৰিয়” ইত্যাদি কথা কৈ
আকুল হৈছে।

বি সিফ' পেড়াসেহো কৃষ্ণাকী খবৰ পুক্ষ রহী হৈ এসা নহোঁ।
পেড়কী টহনিয়োসি, বনসি আৰু উন চিড়িয়োসি ভী কৃষ্ণাকী খবৰ লোঁ।
কোই গোপী ফির পেড়কৈ নীচি খড়ী হোকাৰ কৃষ্ণভাবমি বিভোৰ হোকাৰ
“তুম হমাৰি কৃষ্ণাকী খবৰ দো, তুম উনকৈ প্ৰিয় হো” কহ কৰ
আকুল হো রহী হৈ।



তৃণাৰ্দ্ধ হই গোপী
গোপীক হৰিছা।

পূতনাৰ বেশে
তন রিছা।

শকট হয়া গোপী বহিছা :
কৃষ্ণ হয়া চৰণে উত্তাইছা।

যশোদাৰ বেশে গোপীক
সাৰটাইছা।

গোপীবিলাক কৃষ্ণভাবত ইমান মুঝ হৈ পৰিল যে তেওঁলোকে
কীৰুক্ষৰ শিশুনীল। নিজে নিজে কৰি আনন্দ কৰিবলৈ ধৰিলে।
কোনোৱে দৈত্যবেশ ধৰি, কোনো গোপীকপ কৃষ্ণক কান্দত তুলি
নপৰলৈ লৈ গৈছে। কোনোৱা গোপী পূতনা হৈ কোনো গোপীকপ
কৃষ্ণক স্তনপান কৰাইছে। কোনোৱা গোপী শকটাকাৰ ধাৰণ কৰিছে,

গোপিয়া কৃষ্ণ ভাবসি ইতনী মুঘ হো পড়ীঁ কি বি শ্রীকৃষ্ণকী
শিশুনীলা আপহী আপ কৰকি আনন্দ মনানি লগীঁ। কোই
দৈত্যবিশ ধৰ কৰ কিসী গোপীরূপ কৃষ্ণাকী কংঠেপৰ উঠা লি জাতী
হৈ। কোই গোপী পূতনা হোকাৰ কিসী গোপীরূপ কৃষ্ণাকী স্তন
পিলাতী হৈ। কোই গোপী শকটকা রূপ ধাৰণ কৰতী হৈ, কোই

কোনো বা তাৰ তলত কৃষ্ণকপে থিয় দি আছে। কোনো গোপী উসকি নীচি কৃষ্ণ রূপসৈ খড়ী হৈ। কৌই গোপী যশোদা বা গোপী যশোদা হৈ কোনো গোপীকপ কৃষ্ণক সারটি ধৰিছে। হৌকৰ কিম্বী গোপীরূপ কৃষ্ণকো পকড় রহী হৈ।



তৃণাৰ্বতৰ বেশে শিৱাত পৰিছা। গোপী কৃষ্ণ যশোদা হইছা। কৃষ্ণ হইছা।

বংশী ডাক দিছা। কৃষ্ণ হই গোপীৰ
কান্দত হাত তৈছা।

কোনোবা গোপীকপ কৃষ্ণই আন গোপীকপ তৃণাৰ্বত অস্বৰূপ গলত টিপি মাৰি তাৰ ওপৰত বহিছে। কোনোবা গোপী কৃষ্ণ হৈছে আৰু কোনো গোপী যশোদা হৈ তেওঁৰ কাষত থিয় দি আছে। কোনোবা গোপী শিশুকৃষ্ণ হৈ আঠু কাঢ়ি ফুৰিবলৈ ধৰিছে। কোনোবা গোপী যশোদা হৈ কোনো গোপীকপ কৃষ্ণক হাতেবে ওপৰলৈ তুলি দিগ্ দিগ্ দিছে। কোনো দুজনৌ গোপীয়ে পৰম্পৰে পৰম্পৰ হাতত ধৰাধৰি কৰি বকাস্বৰূপ ভাঁও কৰিছে। কোনোবা গোপীয়ে কৃষ্ণৰ দৰে মধুৰ বংশী বজাইছে। কোনোবা গোপী নিজক কৃষ্ণ কৰি আন গোপীৰ কান্দত নিজৰ বাঁও হাত তৈ বংশীৰ ধৰনিবে যেন আকৃষ্ট হৈ গোপীক টাৰি আনিছে।

কৌই গোপীরূপ কৃষ্ণ দূসৱী গোপীরূপ তৃণাৰ্বত অসুৰকি গলিকো দৰাকৰ উসকি উপৰ বৈঠী হৈ। কৌই গোপী কৃষ্ণ বন রহী হৈ, আৈৰ কৌই গোপী যশোদা হৌকৰ উসকে পাস খড়ী হৈ। কৌই গোপী শিশু কৃষ্ণ হৌকৰ ঘুটনে টেককৰ ঘুমনৈ লগী হৈ। কৌই গোপিয়াঁ পৰস্পৰ হাথোঁকো পকড়কৰ বকাসুৰকা অভিনয় কৰ রহী হৈন। কৌই গোপী কৃষ্ণকে জৈসে বংশী বজা রহী হৈ। কৌই গোপী অপনিকো কৃষ্ণ বনাকৰ দূসৱী গোপীকি কংধিপৰ বাঁয়ি হাথ রখকৰ বংশীকী ধনিসৈ মানো গোপিয়াঁকো আকল্প কৰ রহী হৈ।



গোপী মন্দৰ বুলি আঞ্চল
তুলিছা।

গোপী গোপী-
কালিক দমিছা।

অগ্নিভয় কহিছা।

যশোদা হই খেদিছা।

যশোদাৰ বেশে গোপীক বাঁকিছা।

কোনো গোপীয়ে নিজক কৃষ্ণ কবি কাপোৰৰ আঁচলক মন্দৰ
পৰ্বত কবি ওপৰলৈ তুলি ধৰিছে। তাৰ তলত কোনো গোপী
বহি আছে। কোনো গোপী কালি নাগ হৈ বহি আছে আৰু
কোনো গোপী কৃষ্ণ কপ ধাৰণ কবি সেই গোপীৰ মূৰত উঠি তাক
দমন কৰিছে। কোনো গোপীয়ে কৃষ্ণ হৈ কোনো গোপীকপ
গোপবালকৰ আগত যেন অগ্নিভ (বনৰ দাবানলৰ) ভয়ৰ কথা
কৈছে। কোনো গোপী যশোদা হৈ কৃষ্ণক পাছে পাছে খেদিছে
আৰু কোনো গোপী কৃষ্ণ হৈ আগে আগে লবিছে। কোনো
গোপীয়ে যশোদাৰ কপ ধৰি গোপীকপ কৃষ্ণক পাই গলত বাক্সে
আৰু মুখ চাই থাকে।

কৌই গোপী অপনিকো কৃষ্ণ বনাকৰ কপড়কী আঁচলকো মন্দৰকা
পহাড় বনাকৰ জপৰ উঠাতী হৈ। উসকে নীচি কৌই গোপো বৈঠী হৈ।
কৌই গোপী কালীয় নাগ হৌকৰ বৈঠী হৈ আৰু কৌই গোপী কৃষ্ণ রূপ
ধৰ কৰ উস গোপীকে সিৱপৰ চঢ়কৰ উসকা দমন কৰ রহী হৈ।
কৌই গোপী কৃষ্ণ বনাকৰ কিমী গোপীরূপ গোপবালককে সামনে মানো
অগ্নিক (দাবানিন) ডৰকী বাত কহ রহী হৈ। কৌই গোপী
যশোদা হৌকৰ কৃষ্ণকো পীক্ষে পীক্ষে দৌড় রহী হৈ আৰু কৌই গোপী
কৃষ্ণ বনাকৰ আগি আৰ্গ ভাগ রহী হৈ। কৌই গোপী যশোদাকা রূপ
ধৰ কৰ গোপী রূপ কৃষ্ণকী বাঁধতী হৈ।



যশোদা-কৃষ্ণ হইছা । ধেনু হইছা । কৃষ্ণ হই বংশী ধেনুকামুৰ
ডাক দিছা । হইছা ।

গোপী কৃষ্ণ হই শুতিছা ।

নন্দ বক্ষণদৃত হইছা ।

কোনোবা গোপীয়ে যশোদা হৈ আকো গোপীকপ কৃষ্ণক
কোলাত লৈছে । কোনো গোপী ধেনুকামুৰ হৈ আঠু কাঢ়ি
যেন গোকুলত সোমাইছে । কোনোবা গোপী কৃষ্ণ হৈ মধুৰ
বংশীধ্বনি কৰিছে । কোনো গোপী ধেনুকামুৰ হৈছে : আৰু
আন গোপীকপ কৃষ্ণট ভৱিত ধৰি ওপৰলৈ তাক মাৰি পঠাবলৈ
উঢ়ত হৈছে । কোনোবা গোপী পাত-শয্যা হৈ মাটিত পৰিছে,
অন্য গোপীকপ কৃষ্ণট তাৰ ওপৰত শুই পৰিছে । কোনো গোপী
নন্দ বাজৰ বেশ ধাৰণ কৰিছে আৰু তেওঁৰ কাষত অন্য এক গোপী
কৃষ্ণ হৈ আঠু কাঢ়ি বহি আছে । আকো কোনো গোপী কৃষ্ণ
হৈ হাত পাতি দাবানল পান কৰিছে ।

কৌর্ম গোপী ফির যশোদা হৌকৰ গোপীরূপ কৃষ্ণকো গোদমে লি রহী
হৈ । কৌর্ম গোপী ধেনুকামুৰ বনকৰ ঘুটনে টেককৰ মানো গোকুলমি
ঘুস রহী হৈ । কৌর্ম গোপী কৃষ্ণ বনকৰ মধুৰ বংশীধ্বনি কৰ রহী হৈ ।
কৌর্ম গোপী ধেনুকামুৰ বন আৰু দূসৱৰী গোপীরূপ কৃষ্ণ পৈর পকড়কৰ
জপৰ ফেকনিকা উদ্যম কৰ রহা হৈ । কৌর্ম গোপী পত-শয্যা বনকৰ
জমীন পৰ গিৰী, দূসৱৰী গোপীরূপ কৃষ্ণ উসকি জপৰ সো রহা হৈ ।
কৌর্ম গোপী নন্দবাজকা রূপ ধৰ রহী হৈ আৰু দূসৱৰী এক গোপী
কৃষ্ণ হৌকৰ উসকি পাস ঘুটনোকি বল বৈঠো হৈ । ফির কৌর্ম গোপী
কৃষ্ণ হৌকৰ হাথ পসারকৰ দাবানলকা পান কৰ রহী হৈ ।



গোপী বার্তা পুঁচিছা । বিনাপ ।

কোনো এক গোপী আন গোপীত আর্ঠ লৈ হাত পাতি খবৰ সুধিছে । সেই গোপীয়ে যেন থিয় দি হাত তুলি কৃষ্ণবিবহৰ খবৰ কৈছে । আকো অন্যান্য গোপীয়ে কৃষ্ণৰ ভবিৰ খোজ হালি হালি দেখুৱাই যেন কৃষ্ণক অঘেৰণ কৰিছে ।

গোপীৰ কৃষ্ণপদ অনুসৰণ ।

কোই এক গোপী দূসৰী গোপীকে সামনে ঘুটনে টেককৰ হাথ পসারকৰ খবৰ পুঁচ্ছতৌ হৈ । তব গোপো মানো খড়ী হোকৰ হাথ উঠাকৰ কৃষ্ণ বিৰহকী খবৰ কহতো হৈ । ফিৰ দূসৰী গোপী ভুকী ভুকী মানোঁ কৃষ্ণকো খোজ রহী হৈ ।



গোপীয়ে কৃষ্ণ-পদ-চিঙ্ক কথা কঢ়িছা ।

যমুনাৰ ভৌৰৰ বালিত কৃষ্ণৰ খোজ পৰি থকা দেখি গোপী-বিনাকে ইটোৱে সিটোৰ ফালে চাই, পৰম্পৰে পৰম্পৰাৰ আগত কৃষ্ণৰ পদচিঙ্ক থকাৰ কথা কবলৈ ধৰিছে ।

যমুনাকৈ তৌৰপৰ ব্রাতুমেঁ কৃষ্ণকৈ পদচিঙ্গোকো দেখকৰ গোপিয়াঁ এক দূসৰোকী ওৰ তাক কৰ পৰস্যারমেঁ বাত কহ রহী হৈ ।



गोपी ।

गोपी कृष्ण के नेदेखि मूर्छित हैं।

गोपीब आगत कृष्ण
अनुर्धान भैला।

कृष्ण ।

अभिमानी गोपी ।

श्रीकृष्ण लगत निया गोपीब अहस्काब अतिके चबि उठा देखि
श्रीकृष्ण हठाए अनुर्धान हय । तेतिया कृष्णब विवहत सेहे गोपी
मूर्छित है शातित बागबि पबिन । चित्रकबे एই गोपीब* भिन
भिन अरद्धा इयात अक्षन करिछे ।

* चित्रकबे एই गोपीक 'राधा' बूलि अद्यमान करिछे ।

श्रीकृष्ण साथकी गोपीके अत्यंत बढ़े हुए अहंकारको देखकर
हठात् अनुर्धान हो गये । तब कृष्णके विरहसे गोपी मूर्छित
होकर मिट्ठीमें गिर पड़ी । चित्रकारने इस गोपीकी* भिन भिन
अवस्थाओंका यहाँ अंकन किया है ।

* चित्रकारने इस गोपीकी 'राधा' समझा है ।



गोपीमबे कृष्णवार्ता पूचिछा ।

ইয়াব পাছত গোপীবিলাকে কৃষ্ণ বিবহত আকুল হৈ কৃষ্ণক
বিচাবি ফুর্দ্বাতে সেই গোপীক লগ পাইছে আক তেওঁত কৃষ্ণৰ খবৰ
সুধিছে। কৃষ্ণৰ সহিত যোৱা গোপী বহি আছে। আন গোপী-
বিলাকৰ কোনোৱে আগ হাত পাতি, কোনোৱে বা হাত দাঙি
কৃষ্ণৰ খবৰ লৈছে।

গোপিয়াঁ কৃষ্ণ বিৰহসি আকুল হোকাৰ কৃষ্ণকো ঢুঁঢ়নি ঢুঁঢ়নি
উস গোপীসি মিলীঁ আৰু পূৰ্ব রহী হৈন। কৃষ্ণকি সাথ গয়ী গোপী
বৈঠী হৈ।



যমুনাৰ বালিত কৃষ্ণৰ শুণ বৰ্ণাইছ।

ইয়াব পিছত গোপীমকলে সেই অন্ধকাৰ বাতিত ঘৰলৈ
নাভাবি কৃষ্ণবিহানলত দেট পুৰি যমুনাৰ বালিত বহি কৃষ্ণময়
প্ৰাণ হৈ হাতযোৰ কবি কৃষ্ণৰ শুণ গাই গাই ধ্যান কৰিবলৈ
আৰস্ত কৰিলে।

তাৰ পাছত ভক্তবৎসল ভগবান দৈৱকী নন্দনে গোপীবিলাকৰ
তেনে দুখ দেখি আক ঐকান্তিক প্ৰেম দেখি সন্তুষ্ট হৈ হঠাৎ

গোপিয়াঁ উস অংধেৰী রাতমি ভৌ ধৰকী চিন্তা ন কৰকি কৃষ্ণ-
বিৰহানলসি জলতী জমুনাকী বালুমি বৈঠী কৃষ্ণ ধানমি হৌ নিমজ্জন
হো রহী হৈ।

ভক্তবৎসল ভগবান দৈৱকী নন্দন গোপিয়োকী এসী অৱস্থা আৰু
ঐকান্তিক মেম দেখ কৰ সন্তুষ্ট হো হঠাত গোপিয়োকি বীচ হায় পৰ



কন্ধ গোপীর মধ্যাত বেকত হইছা।

গোপীবিলাকৰ মাজত হাতত বংশী লৈ ত্রিভঙ্গ সৃষ্টি আবিষ্ঠুত
হল। তেতিয়া গোপীবিলাকে পৰমানন্দ লাভ কৰি বহি কৰযোৰে
সুন্তি কৰিবলৈ ধৰিলে।

বংশী লিকৰ তিভঙ্গ সূর্তিসে আবির্ভূত হুে। তব গোপিয়াঁ পৰমানন্দ
পাকৰ হাথ জোড়কৰ সুন্তি কৰন লগীঁ।



কন্ধক পাই গোপীসবে উন্মত্তভাৱে ধৰিছা।

হঠাৎ শ্রীকৃষ্ণক ত্রিভঙ্গ মূর্তি আবির্ভাব হোৱা দেখি মৰা মানুহে
জৌৱ পোৱাৰ দৰে হৈ কোনো গোপীয়ে কৃষ্ণৰ ওচবলৈ লৰি গৈ
হাত মেলি কিবা প্ৰাৰ্থনা কৰিছে ; কোনোবা গোপীয়ে কিবা খাড়
হাতত লৈ কৃষ্ণক যাচিছে । কোনোবা গোপীয়ে কৃষ্ণৰ চৰণত
দৌৰল দি পৰিছে । কোনোবা গোপীয়ে কৃষ্ণক আথেবেথে সারোট
মাৰি ধৰিছে । ভগবান কৃষ্ণযো কোনো গোপীৰ মাজত থিয় হৈ
ত্রিভঙ্গ মূর্তিবে বংশী বজাইছে । কাকো বা মূৰত ধৰি আশ্বাস

দিছে ; আকো কাৰো গলত সারোটমাৰি ধৰি আলিঙ্গন দি
যথাযোগ্য ভাৱে সকলোকে সন্তুষ্টি কৰিছে ।



নানা ভাবোসি ভগবান্কী গৌণিয়াঁ অপনি ভগবানকী খিলা রহী
হৈ আৰ উনকি প্যারি চিতৰোৰ মো উন্হীঁ কি বীচ অপনী মোহকক্ষণা
বিখিৰতি হৃঁই বংশী বজা উন্হেঁ বিভোৰ কৰ রহি হৈ ।



পঞ্চীগণে জলকুঠী ঢা কৰিছা ।

কৃষ্ণ ।

গোপী ।

কোনোবা গোপী প্ৰেমযুগ্ম হৈ কৃষ্ণৰ ওচবলৈ গৈ কৃষ্ণৰ হাত
টানি আনি নিজৰ গালৰ ওপৰত দি গা ঘঁহিয়াই বহি গৈগেছে ।
কোনো গোপবালাটি বঢ়ি নিজৰ কোলাত কৃষ্ণৰ ভবি তুলি পদমেৱা
কৰিছে । কোনো গোপীয়ে ফুলৰ মালা গাঁথি শ্রীকৃষ্ণৰ মূৰত দিছে ।
আকো কোনো গোপবন্ধীয়ে বহি কোলাত কৃষ্ণৰ চৰণ লৈ আগ
হাত তুলি কপালত ফোট দিব ধৰিছে । কৃষ্ণযো কোনো গোপ-
কুমাৰীক মুখ দাঙি আদৰ কৰিছে । আন ফালে যমুনাৰ তৌৰৰ
গচ্ছত নানা চৰাটি পৰি আনন্দ কৰিছে আৰু জলচৰ পঞ্চীবোৰে
জলকুঠীড়া কৰিব ধৰিছে ।

কৌৰু গোপী প্ৰেমমুগ্ম হৌকৰ কৃষ্ণকি হাথকো খীঁচকৰ অপনী
কপোলপৰ রখকৰ বৈঠী হৈ । কৌৰু গোপবালা অপনী গোদমি কৃষ্ণকা
পাঁও রখকৰ পদসেৱা কৰ রহী হৈ । কৌৰু গোপী ফুলোকী মালা
গংথকৰ শ্রীকৃষ্ণকী পহনা রহী হৈ । আৰ কৌৰু গোপৰমলী দাহিনা
হাথ উঠাকৰ মস্তকপৰ তিলক কৰ রহী হৈ । কৃষ্ণভী কিমী
গোপকুমাৰীকী মুঁহ উঠবাকৰ আদৰ কৰ রহী হৈ । উধৰ জমুনাকী
তৌৰকে পঢ়োঁপৰ চিড়িয়াঁ বৈঠকৰ আনন্দ কৰ রহী হৈ আৰ জলচৰ
পঞ্চীগণ জলকীড়া কৰ রহি হৈ ।



হংস।

গোপী।

কৃষ্ণ।

কদম্ব।

কৃষ্ণক পাই গোপীবিলাক অতি বিহুল হৈ কৃষ্ণতে ঘন মজাই
সেই হংসাদি পথী, কদম্ব আদি তরু লতা আদিৰে সুশোভিত
যমুনাৰ প্রাবত বহি আনন্দত মগ্ন হৈ পৰিছে। কোনো গোপীয়ে
কৃষ্ণৰ হাতত ধৰিছে। কোনোৱে বা কঁকালত সারোট মাৰি ধৰিছে
আৰু কোনোৱে বা কৃষ্ণৰ ওচৰত বহি হাতযোৰ কৰি স্তুতি
কৰিব ধৰিছে।

তহুলতামি সুশোভিত তস যমুনাকৈ তৌৰপৰ অপনি প্ৰিয সন্ধাকৈ
সাংন্নিধ্যমি গোপললনায়ে জ্ঞানসন্তা বনী ভগৱানকৈ আলিঙ্গন, সি঵া
ঔৰ সুনিমি অপনিকো জ্ঞানার্থ কৰ রহী হৈ।



বাস।

ভগবান কৃষ্ণে গোপীবিলাকক সামনা কবি কলে, ‘যে তোমালোকৰ মনৰ আশা শৰৎকালৰ পূণিমা বাতিত প্ৰণ কৰিম’। সেই অনুসাৰে ভগবান কৃষ্ণে বাসকৌড়া আবস্থ কবিলে; যত গোপী তত কৃষ্ণ হৈ গোপীসকলৰ লগত নানাপ্ৰকাৰ বাসকৌড়া আবস্থ কবিলে। কৃষ্ণে কোনো গোপীৰ গলত ধৰি, কাৰো হাতত ধৰি, কাৰো মুখত চুমা দি ইত্যাদি নানাভাৱে বিকৌড়াৰ দ্বাৰা গোপীৰ মন তুষিবলৈ প্ৰবৃত্ত হল।

ভগবান কৃষ্ণে গোপিয়োকি আশ্বাসন দেকৰ কহা আজ শৰৎপূৰ্ণিমাকোৱা তুম্হাৰী মনোকামনা পূৰ্ণ হোগো। কহকৰ ভগবান কৃষ্ণে রাসকৌড়াকা প্ৰাৰংভ কিয়া, জিতনী গোপিয়া উতনে কৃষ্ণ হোকৰ গোপিয়োকি সাথ নানা প্ৰকাৰকী রাসকৌড়া হোন লৰ্গো। কৃষ্ণ কিসী গোপীকি গলিমে গলিবাঁহী ডালকৰ, কিসীকি হাথ পকড়কৰ, কিসীকো চুম্বন দেকৰ আদি নানা ভাবসে রতি কৌড়ায়োকি হারা গোপী মনকো প্ৰসন্ন কৰন্তে লৰ্গো।



বাস।

কৃষ্ণপ্ৰমত এজি গোপীসকল আস্থাৰা হৈ কোনো কোনোৱে শ্ৰীকৃষ্ণে প্ৰেম গা হলাই দিলে। শ্ৰীকৃষ্ণে কাৰো কান্ত ধৰিলে, কাৰো আচল দাঙি দিলে, কাৰো বা গলত বাঁও হাত দি আলিঙ্গন কবিলে। কোনো কোনো গোপীয়ে শ্ৰীকৃষ্ণে গলে কঁকানে সাৱোট মাৰি ধৰিলে। কোনো গোপীয়ে শ্ৰীকৃষ্ণে উত্তৰীয় বস্ত্ৰ টানিলে। কোনোৱে বা মালা পিঞ্চাবলৈ ঘন কবিলে।

কৃষ্ণপ্ৰেমমে ডুবকৰ গোপিয়া আমহারা হোকৰ কৌড়া কৰ রহীঁ হৈন। শ্ৰীকৃষ্ণে কিসীকা ক'ধা পকড়া, কিসীকা আঁচল উঠা দিয়া, তো কিসীকি গলিপৰ বাঁয়া হাথ রখকৰ আলিঙ্গন কিয়া। কৌই কৌই গোপী শ্ৰীকৃষ্ণকি গলিমে কমৰমে জকড়কৰ পকড় রহীঁ হৈ। কিসী গোপীনি শ্ৰীকৃষ্ণকি উত্তৰীয় বস্ত্ৰকো খৰ্চা তো কৌই মালা

कोनो कोनो समयत श्रीकृष्ण थिय दि थाकिल, केतियावा त्रिभঙ्ग मुत्ति धरि गोपीक स्पर्श कविले । केतियावा केतियावा श्रीकृष्ण द्वाह फाले छुटि गोपी कृष्ण द्वाहते काक्षे धरि आलिङ्गन करिबलै टिच्छा प्रकाश कविले ।

पहना रही है । भगवान् अपनीही क्रीड़ाको आपही कभी कभी रक रक कर देखते हैं ।



क्रृष्ण महाराम क्रीड़ा कविता ।

भगवान् श्रीकृष्ण गोपाञ्जनासकलक आनन्द दिवलै तेओ-
लोकक यमुनाव बालित चक्राकाबे शारी कविले आक निज
मायावले नाना शरीर है प्रतिटा गोपीब लगत एकोजन कृष्ण है
नाना भन्निबे बासक्रीड़ा आवस्तु कविले ।

भगवान् श्रीकृष्ण गोपांगनाओंको आनन्द देनेके लिए उनको
जमुनाके बालुमें गोलाकारको पंति बनवाइ ; और अपने मायावलसे
नाना शरीर होकर हर गोपीके साथ एक एक कृष्ण होकर नाना
भंगियोंसे रास क्रीड़ा आरंभ करते हैं ।



ভগবান দৈরকীনন্দনৰ এনে অপূৰ্ব মনোহৰ বাসকৌড়া দেখি
আনন্দিত হৈ দেৱতাবিলাক সদ্বীক শুভ্যমার্গত বহি ৰ লাগি চাই
ৰল। অপ্সৰাসকলে নানা ভঙ্গিত হাত তুলি ঝৃত্য কৰিবলৈ
ধৰিলে আৰু গন্ধর্ব বিদ্যাধৰবিলাকে খোল তাল লৈ গীত ধৰিলে।

ভগবান দৈবকীনন্দনকী ঐসী অপূৰ্ব মনোহৰ, রামকৌড়া দেখকৰ
আনন্দিত হৌকৰ দেৱতাগণ সস্তীক শুভ্যমার্গমে বৈঠকৰ এক টক
তাক রহে হৈ। অপ্সৰায়ে' নানা ভঙ্গিমাওঁসি হাথ উঠাকৰ নৃত্য
কৰন্তে লাগোঁ আৰু গন্ধর্ব বিদ্যাধৰগণ খোল তাল লেকৰ গীত গানি লগে।



কঁফে গোপীক উকত বৈসাইছ।

বাসোৎসরত শ্রীকৃষ্ণৰ লগত নানা বতিক্রীড়াত গোপীবিলাক
ভাগবিপৰিল। তেতিয়া শ্রীকৃষ্ণই কোনো গোপীৰ গলত ধৰি,
কাকোকোলাত লৈ, কাকো বা উকত বহুরাই, কাকো বা কোলাত
শুরাই, কাকো বা চন্দন আদিৰ অনুলেপন দি, নিজ পদ্মহস্তেৰে
শ্রম দূৰ কৰিলে।

রাসোন্নমনে শ্রীকৃষ্ণকৈ সাথ নানা রতি কৌড়াআঁসি গোপিযঁ অক
মই'। তব শ্রীকৃষ্ণনি কিমী গোপীকৈ গলিমেঁ পকড়কর, কিসীকো
গোটমেঁ লিকৰ, তো কিমীকো জাংঘপৰ বৈঠাকৰ, কিসীকো গোটমেঁ
সুলাকৰ, কিসীকো চন্দন আদিকে অনুলেপন দেকৰ অপনি পঞ্চহস্তমি
সবকা শ্রম দূৰ কিয়া।



কঁফে গোপীসমে কৌড়া কৰিছ।

श्रीकृष्ण द्वारा स्पृश पाइ गोपीबिलाक सुन्दर है पुनर श्रीड़ा करिबले आवस्तु करिले। कोनो गोपी उन्हि करि थिय दि थाकिल। कोनोरेवा निज वाञ्छातेरे कृष्ण वाञ्छातत धवि आगहातेरे कृष्ण युथ तुलि धविले। कोनो गोपीये कृष्ण आगहात निज व कान्क्षत तुलि लले। कोनोरे आको कृष्ण कान्क्षत निज व हात तुलि दिले। कोनो प्रेमान्ध गोपीये कृष्ण क आकोरालि धवि तेऊं युथत युथ लगाइ दिले आक कोनो वा गोपीये चमक्षत है हात भवि मेलि काठ व पुतुलाव दबे थिय दि बल।

श्रीकृष्णके स्वर्णसे गोपियाँ स्वस्य होकर फिर श्रीड़ा करने लगीं। कोई गोपी भान करके खड़ी रही। कोई अपने बाँये हाथसे कृष्णके बाँये हाथ पकड़कर दाहिने हाथसे कृष्णकी मुँहको उठा लिया। कोई गोपी कृष्णके दाहिने हाथको अपने कंधिपर उठा लेती है। कोई फिर कृष्णके कंधिपर अपना हाथ उठा लेती है। कोई प्रेमान्ध गोपी कृष्णकी पकड़कर कृष्णके मुँहमे मुँह लगा दिया और कोई गोपी चमत्कृत होकर हाथ पैर फैलाकर लकड़ीकी खिलौने जैसे खड़ी रही।



कृष्ण गोपीगण समे नाना उन्हि करि जौड़ा।

गोपीसकले श्रीकृष्ण लगत एटेद्वे श्रीड़ा करा देखि, श्रीड़ा-दर्शन वाबे अहा देरान्दनाबिनाके गोपीसकलव सौन्दर्य आक सो डाग्याव प्रशंसा करिब धविले आक निजक नितान्त अभागी भूत्वा विमर्शभावे यूवे कपाले हात दि विमर्श है परिल। एटे

गोपियोंको श्रीकृष्णके साथ इसी तरह श्रीड़ा करते देखकर श्रीड़ा दर्शनके लिए आई हुईं देवांगनायें गोपियोंके सौन्दर्य और सौभाग्यकी तारीफ करने लगीं और अपनेको निहायतही भाग्यहीन समझकर, विमर्श भावसे सिरपर वापालपर हाथ रखकर विमर्श



দেৱাঙ্গন।

ইন্দ্ৰ।

পুৱন।

সময়ত ইন্দ্ৰ উচৈশ্রবা ঘোষাত আৰু পুৱন নিজৰ হৰিণ বাহনত হ'ো পড়োঁ। ইস সময় ইন্দ্ৰ উচৈশ্রবা ঘোড়িপৰ আৰু পুৱন অপনী উঠি আহিছিল।

হিৱনকী সবাৰীপৰ বিৰাজমান থৈ।



কৃষ্ণ গোপীগণ সহিতে ভলকৌড়া কৰিছন্ত।

দৈরকীনন্দন শ্রীকৃষ্ণই এইদৰে গোপীবিলাকৰ মৈতে স্থলক্রীড়। শেষ কৰি জল-ক্রীড়া আৰম্ভ কৰিলৈ। কোনো গোপী কৃষ্ণৰ ওচৰত সাঁতোৰ মেলিছে। কোনো গোপীক বা পানীত হেঁচা মাৰি ধৰিছে। কেতিয়াবা কৃষ্ণই সাঁতোৰ মেলিছে। কেতিয়াবা কেতিয়াবা হাত আঁজলি কৰি গোপীসকলৰ মৈতে পানী সিঁচা-সিঁচি কৰিছে।

দৈবকীনন্দন শ্রীকৃষ্ণনি ইস তৱহ গৌপিয়োকি সাথ স্থল ক্রীড়া সমাপ্ত কৰ জলক্রীড়া শুৰু কী। কৌই গোপী কৃষ্ণকি পাস তৈৰতী হৈ। কমী কৃষ্ণ তৈৰত হৈন। কমী কমী হাথোৰী অংজলিম এক দূসৰ পৰ পানী উলৌচ রহি হৈন।



কৃষ্ণে জল-ক্রীড়া কৰিছন্ত।

ভগবান কৃষ্ণই যমুনাত নামি এইদৰে জল-ক্রীড়া কৰিছে। তেওঁ কোনো কোনো গোপীৰ গাত পানী চতিয়াইছে। কাৰো বা হাতে গলে আকোৱালি ধৰিছে। গোপীবিলাকৰ কোনোৱে বা কৃষ্ণৰ কঁকালত ধৰিছে, কোনোৱে বা হাতত ধৰিছে আৰু কোনোৱে বা আঁজলি কৰি পানী চতিয়াই দিছে। ইফালে দেৱনাৰী-

ভগবান কৃষ্ণ জমনামি জলক্রীড়া কৰ রহি হৈ। কিসী গৌপীকি বদন পৰ পানী ছিড়কৰতি হৈ, কিসীকি হাথোঁ গলি জকড়তি হৈ। গৌপিয়োমসি কৌই কৃষ্ণকী কমৰকো পকড় রহী হৈ; তো কৌই হাথ পকড় রহী হৈ আৰু কৌই অংজলিসি পানী ছিড়ক রহী হৈ। ইধৰ দৈবনারিয়াঁ আসমানপৰ বৈঠকৰ বীণা বজাকৰ গানা



देरनार्षी ।

देरतांगत ।

सिन्दु ।


सकले आकाशत वहि वौगा बजाइ गान गाटिछे । देरतांबिलाके गा रही हैं । देवतांगण पुष्पवृष्टि करिछे ; आक सिन्दुबिलाके हात दाङि नृत्य करिछे । देरतांगण पुष्पवृष्टि कर रहे हैं और सिन्दुगण हाथ उठाकर नृत्य कर रहे हैं ।



गोपी कुषक पुष्प पिञ्चाइचा ।

श्रीकृष्णहि एहिदबे जल-क्रीड़ा शेष करि यमुनार पुलिनत बहिल । सेष असमयत कोनो गोपीये कृष्णक बिचनीबे बिचिछे । कोनोरे वा कृष्ण वातत अलकार पिञ्चाइचे । कोनोरे वा चौरब चुलाइचे ; आक कोनोरे वा शुगकि फूलब माला गाँठि कृष्णब घूबत दिव धरिछे ।

श्रीकृष्ण इस तरह जलक्रीड़ा समाप्त कर जमुनाके पुलिनमें आ बैठे । उस समय कोई गोपी कृष्णको ऐखासे हवा कर रही है । कोई कृष्णकी हाथपर जिवर पहना रही है । कोई चँवर डुला रही है और कोई सुगंध फलोंकी माला गुंथ कर पहिना रही है ।




বাজা পরৌক্ষিত ।

শুকদেৱ ।

ভগবান কৃষ্ণ এইদৰে ত্ৰৈড়া শেষ কৰিলে। মহাবাজ পৰৌক্ষিতে শুকদেৱৰ ওচৰত হাতযোৰ কৰি এইবোৰ কথা শুধিছে তাৰ শুকদেৱেৰ পৰৌক্ষিতৰ আগত কৈছে। কৃষ্ণৰ সৈতে সমস্ত বজনী এটদৰে গোপীসকলে ত্ৰৈড়া কৰি আছে, তথাপি কৃষ্ণ-মায়াত তেওঁলোকৰ স্বামীবিলাকে একোকে জানিব পৰা নাই। তেওঁলোকৰ

ভগবান কৃষ্ণনি ইস তরহ কৌড়া সমাপ্ত কী। ভহাৰাজা পৰৌচ্চিত শুকদেৱকী পাস হাথ জোড়কৰ যি বাতি পুঁক রহি হৈ আৰ শুকদেৱ পৰৌচ্চিতকী মামনি কহ রহি হৈ। কৃষ্ণকে মাথ মাৰী রাত ইসী তরহ গোপিয়াঁ কৌড়া কৰ রহি হৈ, তো ভী কৃষ্ণকী মায়াসি উনকি স্বামী ইসি নহীঁ জান সকি। উনকৈ পাসহী অপনী অপনী



গোপস্বে হাত বলাই দেখে কাছতে
আছে নিজজায়া ।

বাজা পরৌক্ষিত । শুকদের ।

যশোদা দেখন্ত কৃষ্ণ শয্যাতে স্থাতিছা ।

ওচৰতে নিজ নিজ ভার্য্যাবিলাক আগবদবে শুই থকা পাইছে ।
দেবী যশোদায়ো দেখিলে, যে কৃষ্ণ আগবদবে নিজব কাষতে
শুই আছে ।

ভার্য্যাওকী পহলে জৈমী সোতী হৃষি দেখী । দেবী যশোদানিমী দেখা
কি কৃষ্ণ পহলে জৈমী অপনি পাসহী সী রহে হে ।



গোপীস্বে কৃষ্ণময়ে কৌড়িছা ।

কৃষ্ণে বৃন্দাবনে বংশী ডাক দিছা ।

গোপী গৃহত চলিল ।

গৃহত গোপী কৃষ্ণক চিষ্ঠিছা ।

চিত্র-ভাগবত

কৃষ্ণ ত্রিভঙ্গ মূর্তি ধরি বংশীধনি করিছে। ইজনৌ গোপী কৃষ্ণের ছয়ো কাষত থিয় দি আছে। তাৰ পাছত কৃষ্ণ বহি গোপীসকলক প্ৰবোধ দি ঘৰলৈ যাবলৈ কলে। গোপীবিলাকো উদাস মনে ঘৰলৈ উভতি গল আৰু ঘৰত গৈ কোনো গোপী নাকত চাত দি, কোনো গোপী বা বুকত হাত বাঞ্ছি মনে কৃষ্ণক ধ্যান কৰিবলৈ ধৰিলে।

কৃষ্ণ বংশীধনি কৰ রহে হৈ। দো গোপিয়াঁ কৃষ্ণকী দোনো তৰফ খড়ী হৈ। উসকৈ বাদ কৃষ্ণনে বৈঠকৰ গোপিয়োকো প্ৰবোধ দিকৰ ঘৰ জানি কহা। গোপিয়াঁ ভী উদাস মনসে ঘৰ লৌট গয়ী আৰু ঘৰ জাকৰ কৌই গোপী নাকপৰ হাথ রখকৰ, কৌই গোপী ক্ষাতীপৰ হাথ বাঁধকৰ মন হী মন কৃষ্ণকা ধ্যান কৰনৈ লগী।



অষ্টিকাদেৱী।

শঙ্কৰ।

গোপগণে শঙ্কৰ সহিতে অষ্টিকাদেৱী পূজিছ।

সুদৰ্শন বিদ্যাধৰৰ শাপমূর্তি :—ইয়াৰ পাচত এদিন নন্দ আদি গোপবিলাকে মহাদেৱৰ সৈতে দেৱী অষ্টিকাৰ পূজা পাতিছে। অষ্টভূজা দেৱীৰ মূর্তি কৰি দেৱীৰ ওচৰতে ত্ৰিশূল পাতিছে। অষ্টভূজা দেৱীৰ মূর্তি কৰি দেৱীৰ ওচৰতে ত্ৰিশূল আৰু ডমৰু হাতত লৈ থকা মহাদেৱৰো মূর্তি কৰিছে। বিবিধ আৰু ডমৰু হাতত লৈ থকা মহাদেৱৰো মূর্তি কৰিছে। বিবিধ আৰু ডমৰু হাতত লৈ থকা মহাদেৱৰো মূর্তি কৰিছে।

সুইর্ণ বিদ্যাধৰকী শাপমূর্তি : একদিন নন্দ আদি গোপগণ মহাদেৱকী সাথ দেৱী অষ্টিকাকী পূজা কৰ রহে হৈ। অষ্টভূজা দেৱীকী মূর্তি বনাকৰ দেৱীকৈ পাস নিশুল আৰু ডমৰু হাথমে লিএ হৃষি মহাদেৱকী ভী মূর্তি বনাই। বিবিধ নৈবিদ্য, ধূপ, দীপ, গংধ, পুষ্পাদিসে পূজন কৰ, হাথ জোড়কৰ নন্দ, কৃষ্ণ, বলভদ্ৰ

কৃষ্ণ, বলভদ্র আৰু সুদাম আদি গোপবিলাকে নিজৰ কল্যাণৰ আৰু সুদাম আদি গোপগণ অপনি কল্যাণক লিএ দেবীকী সুতি অৰ্থে দেৱৌক স্তুতি কৰিছে ।



বিপ্রক দান দিচ্ছ ।

উপবাস প্রয়াসত গোপগণ শাৰী শাৰী শুইচ্ছ ।

প্ৰজা শেষ হলত বিশিষ্ট ভ্ৰান্তিগক নিমন্ত্ৰণ কৰি খুৱাইছে আৰু গো দান কৰিছে । কোনো ভ্ৰান্তিগ গৰু ঘৰলৈ খেদি নিব ধৰিছে ; উপবাসত আন্ত হোৱা নন্দ আদি গোপসকলে শাৰী শাৰী হৈ শুই পৰিছে ।

প্ৰজা সমাম হোনিপৰ বিশিষ্ট ব্ৰাহ্মণীকো বৃলাকৰ ভোজন কৰা রহি হৈ আৰু গৌদান কৰ রহি হৈ । ব্ৰাহ্মণ গৌ চৱাংক কৰ ঘৰ লৈ জা রহি হৈ, তো কৌই আসনপৰ বৈঠ কৰ ভোজন কৰ রহি হৈ । উপবাসমি আন্ত নন্দ আদি গোপগণ সো রহি হৈ ।

এইদৈবে শুই থাকোতে হঠাং ক'বৰাৰ পৰা প্ৰকাণ্ড অজগৰ এটা আছি নন্দক কঁকাললৈ গিলি পেলালে । নন্দই সাৰ পাই আৰ্তস্বৰে কৃষ্ণক নাম কাঢ়ি মাতিবলৈ ধৰিলে । কোনো এক

ইস তৰহসি সোন রহনিকি সময হঠাত্ কচ্ছিংসি এক প্ৰকাণ্ড অজগৰ সাঁপ আকৰ নন্দকো কমৰ তক নিগল জাতা হৈ । নন্দ জাগকৰ আৰ্তস্বৰসি কল্পনাকা নাম লিকৰ পুকারলৈ লগি । কিসী এক



শ্রীনাম । বলভদ্র ।

কৃষ্ণ ।

গোপগণে জো শুজানি পুরিছা ।

নন্দক অজগবে গিলিছা ।

গোপে অজগবৰ মুখত এডাল লক শুমাই দিলে । নন্দব চৌঁকাব
শুনি হাতত লক লৈ কৃষ্ণ, বলবাম আৰু শুদাম আদি লবি আছি
উপস্থিত হলহি ।

ম্বালনে অজগরক মুঁহমেঁ এক ডংড়া ঘুসিড় দিয়া । নন্দকী
চিঙ্গাহট সুনকর হাথমেঁ ডংড়া লেকর কৃষ্ণ, বলবাম ওৱাৰ সুদাম
আদি ঢৌড়কৰ আৰ্য ।

ভগবান কৃষ্ণ লবি আছি অজগবৰ মূৰত ভবি দিয়া মাত্ৰেই
অজগবে সাপকপ এবি দিব্য গন্ধৰ্বকপ ধাৰণ কবিলে আৰু হাত-
যোৰ কবি কৃষ্ণক স্তুতি কবিবলৈ ধৰিলে । পিছত কৃষ্ণৰ আদেশ-

ভগবান কৃষ্ণ আকৰ অজগরকে সিৰপৰ পৈৰ রখতেহী অজগরনে
সাঁপকা রূপ ছৌড়কৰ দিব্য গ'ঁধৰ্বকা রূপ ধাৰণ কৰ লিয়া ওৱা
হাথ জোড়কৰ কৃষ্ণকী স্তুতি কৰনে লগা । কৃষ্ণকী আদেশানুসার



শ্রীদাম ।

বলভদ্র ।

নন্দ ।

শ্রীকৃষ্ণ ।

অজগৱে দিষ্য গন্ধর্ব-নন্দ ধৰিছা ।

মতে সেই গন্ধর্ব পুনব স্বর্গলৈ গল । বসুদেৱ, বলভদ্র আৰু নন্দ গণ্ধর্ব স্বর্গমে চলা গয়া । বসুদেৱ, বলভদ্র আৰু নন্দ আদি ইস আদিয়ে এট আচৰিত ঘটনা দেখি তথা লাগি চাই বল ।

অজীব ঘটনাকো একটক নিহার রহে হৈ ।



গোপগণে ব্ৰজক যান্ত ।

নন্দ ।

কৃষ্ণ ।

বলভদ্র ।

গোপগণ ।

বাজা পৰীক্ষিত ।

শুকদেৱ ।

নন্দ আদি গোপসকলে এইদৰে অশ্বিকাদেৱীৰ পৃজা-ব্ৰত শেষ
কৰি ব্ৰজলৈ উভতি আশ্বিল ব্ৰজবাজ নন্দ গন্ধৰ্ব গাড়ীত উঠি কৃষ্ণ

নন্দ আদি স্বালগণ ইসী তৰহ অশ্বিকা ইবীকী পৃজা-ব্ৰত
সমাপ্ত কৰকি ব্ৰজ লৌষ্ট আয়ে । ব্ৰজবাজ নন্দ বৈলমাড়ী পৰ চढ়কৰ

আৰু বলৰামৰ সৈতে ব্ৰজলৈ গল। অগ্নান্ত গোপবিলাকো
কান্দত বাওহাতেৰে লক লৈ খোজকাঢ়ি যাবলৈ ধৰিলে। বজা
পৰীক্ষিতৰ আগত এইবোৰ কথা শুকদেৱে আসনত বহি কৈছে;
আৰু পৰীক্ষিতে হাতযোৰ কৰি শুনিব ধৰিছে।

কৃষ্ণ আৰু বলৰামক সাথ ব্ৰজ গয়ে। দূসৱে শ্বালগণমো ক'ধৈপৰ
বাঁয়ি হাথসে ড'ডা লিকৰ পৈঠল জানি লগি। রাজা পৰীক্ষিতক সামনি
যে বাতি' শুকটৈব মহারাজ কহঃ রহি হৈ আৰু পৰীক্ষিত হায় জোড়কাৰ
সুন রহি হৈ।



মৃগ।

কৃষ্ণ।

বান।

গোপীসব।

শঙ্খচূড়।

শঙ্খচূড় বধঃ—ইয়াৰ পিছত এদিন ভগৱান কৃষ্ণ শুগন্ধ
চন্দনাদিবে অলঙ্কৃত হৈ বলভদ্ৰৰ সৈতে সেই মনোহৰ গোকুলত
বসনে ভূষণে বিভূষিত গোপীসকলৰ সৈতে কৌড়া কৰি আছে।
কৃষ্ণ আৰু বলৰামে ত্ৰিভঙ্গ মোহন গৃহ্ণি ধৰি বাঁহী বজাইছে।
গোপ-বন্ধীসকলেও সেই বাঁহীৰ শুৰুত মতলীয়া হৈ যেন মৃত্যহে
কৰি আছে। হেন সময়তে গোপীবিলাকৰ পিছফালৰ পৰা ঘোৰ
কৃষ্ণবৰ্ণ বিকটাকাৰ শঙ্খচূড় নামে এটা অসুৰে আগহাতত এপাত

শংখচূড় বধ : ইসকি বাট একদিন ভগৱান কৃষ্ণ সুগন্ধ
চন্দনাদিসে অলংকৃত হৌকৰ বলভদ্ৰক সাথ তস মনোহৰ গোকুলমৈ
বসন-ভূষণসি বিভূষিত গোপিয়োকি সাথ কৌড়া কৰ রহি থ্যে। কৃষ্ণ
আৰু বলৰাম বিভংগ মোহন সূর্তি লিকৰ বংশী বজা রহি হৈ।
গোপৰমণ্যান্মো তস বংশীকি সুৱে বাবলী হৌকৰ নাচ রহী হৈ।
ইসী সময় গোপিয়োকি পীক্ষিসি ঘোৰ কৃষ্ণবৰ্ণ বিকটাকাৰ শংখচূড়
নামকা এক অসুৰ দাহিনি হাথমেঁ এক তিশুল লিকৰ গোপিয়োকি

ত্রিশূল লৈ লৰি গোপীসকলৰ ওচৰ পালেছি। অসুৰৰ ভৱিব পাস আ গয়া। অসুৰকৈ পৈরাঁকী আবাজ সুনকৰ এক গোপী মুঁহ শৰ্দ শুনি এজনৌ গোপীয়ে পিছ ফিৰি চাই অসুৰক দেখি সোড়কৰ তাককৰ অসুৰকো দ্বিকৰ অচৰজমিং আগড়ি।
আচৰিত হল।



গোপীসৰ।

বাম কৃষ্ণে বৃক্ষ উচাই পাছত খেদিছা। শঙ্খচূড়ে গোপীক হৰিন।

অসুৰ শঙ্খচূড়ে তৎক্ষণাং এজনৌ গোপীক কোলাত লৈ বেগাট যাবলৈ ধৰিলে। তাকে দেখি কৃষ্ণ-বলবামে একোডাল গছ উভাৰি ছৱো হাতেবে ধৰি শঙ্খচূড়ক মাৰিবলৈ পাছে পাছে খেদা দিলে। আন আন গোপীবিলাকে ভয়ত আতুৰ হৈ কৃষ্ণ-বলবামৰ পাছত যাবলৈ ধৰিলে।

কৃষ্ণ-বলবামৰ খেদাত শঙ্খচূড়ে গোপীক এবি লৰ দিলে। ভগবান কৃষ্ণই ভয়াতুৰ গোপ-বমৌসকলক বাখিবলৈ বলবামক হৈ নিজে শঙ্খচূড়ক পিছে পিছে খেদা দিলে। শঙ্খচূড় কৃষ্ণৰ আগে

অসুৰ শংখচূড় ভট এক গোপীকী গোদমে লিকৰ তৰ্জীসি জানি লগা। তসি দ্বিকৰ কৃষ্ণ বলরাম এক এক পৈড় উখাড়কৰ শংখচূড়কী মাৰনিকি লিএ পৌছি পৌছি দৌড়ি। দূসৰী গোপিয়াঁ ডৰসি আতুৰ হৌকৰ কৃষ্ণ বলরামকি পৌছি পৌছি জানি লগী।

কৃষ্ণ, বলরামকো আৰি দ্বিখ শংখচূড় গোপীকী ছোড়কৰ ভাগা। ভগবান কৃষ্ণ ভয়াতুৰ গোপৰমণ্যিয়োঁকী রচাকি লিএ বলরামকো ছোড়কৰ খুট শংখচূড়কী পৌছে দৌড়নি লগী। শংখচূড় কৃষ্ণকে আগী



গোপীক বাথি তথাতে বাং বহিলা ।

কৃষ্ণে একলে যক্ষক খেদন্ত ।

আগে লবি যাবলৈ ধবিলে । বলবামে কৃষ্ণ কথা মতে আগহাত
তুলি গোপীসকলক নির্ভয় দিলে । সেই সময়ত গোপীবিলাকে
হাত তুলি যেন বাম-কৃষ্ণ ওৱত নিজক বক্ষাবহে প্রার্থনা কৰিছে ।

আগি ভাগনে লগা । কৃষ্ণকী বাত মানকর বলরামনি দাহিনা হ্যাথ
উঠাকর গোপিয়োঁকী নির্ভয় দিয়া । উস সময় গোপিয়াঁ হ্যাথ উঠাকর
মানো রাম কৃষ্ণকে পাস অপনো রক্তাঙ্গ লিএ প্রার্থনা কর রহী হৈ ।



গোপী কৃষ্ণে হাত জাঁওছা কোলাত বৈসাই ।

বামৰ হাতত কৃষ্ণে মণি দিছা ।

শঙ্খচূড়ে প্রাণ গল ।

কৃষ্ণই শঙ্খচূড়ক মাবি পেলালে। অসুৰ দাঁত নিকতাই দৌঘল
দি মাটিত পৰি থাকিল। অসুৰৰ গুৰত এটা মণি আছিল;
কৃষ্ণই মণিটো আনি বলদেৱৰ হাতত দিলে। শঙ্খচূড়ক মড়া শুনি
গোপীসকল আনন্দত আনুহাবা হল। তেওঁলোকে আনন্দতে
কোনো গোপীয়ে পিছ ফালে থিয় দি কৃষ্ণৰ আগহাতখন আনি
নিজৰ গাত লগাই দিলে। কোনো গোপীয়ে বা বহি পিছফালৰ

কৃষ্ণনি শংখচূড়কো মাৰ ডালা। অসুৰ দাঁত নিকালকৰ
লংবা হৌকৰ জমীন পৰি গিৰ পড়া। অসুৰকে সিৰপৰ এক মণি
যো। কৃষ্ণনি মণি লাকৰ বলদেৱকে হাথমেঁ দে দী। শংখচূড়কো
মাৰ সুনকৰ গোপিয়াঁ আনন্দমজন হোগইঁ। কোই গোপী বৈ কৰ



কৃষ্ণৰ আদেশে গোপীসৰ গৃহক যান্ত।

পৰা গা পিছি দিব ধৰিলে আৰু কোনোৱে বা কৃষ্ণৰ ভবি নিজৰ
কোলাত তুলি লৈ কৃষ্ণৰ বাঁওহাতত আনি নিজৰ দুই হাতেৰে
মৰ্দন কৰিবলৈ ধৰিলে ।

গোপীসকলৰ কৃষ্ণ-গীত :—ইয়াৰ পাছত শ্ৰীকৃষ্ণৰ আদেশ
মতে গোপাঙ্গনাসকল শাৰৌপ্যাতি গীত গাই ঘৰলৈ যাৰ ধৰিছে ।
মহাবৰ্জ পৰৌঙ্গিতে ভাগৰত কথা শুনিব ধৰিছে ।

পৰিষ্কাৰী ওৱাসে কৃষ্ণকে শনীৰ মলনে লগী আৰু কোই কৃষ্ণকে পাঁচকো
অপনী গোদমেঁ উঠা কৰ অপনি দৌনো হাথোঁসি মৰ্দন কৰনৈ লগী ।

গোপিয়োঁকী কৃষ্ণগীত : ইসকে বাঢ় শ্ৰীকৃষ্ণকে আটেশা-
নুসার গোপাঙ্গনাগণ পঁক্তি বনাকৰ গীত গাকৰ ঘৰ জা রহী হৈঁ ।



বাজা পৰীক্ষিত ।

শুকদেৱ ।



গোপীসবে কৃষ্ণ কথা কৈছা ।

গোপীসকল ঘৰ পাই সকলো গোপী মিলি এঠাইত বহি
পৰম্পাৰে হাত দাঙি দাঙি শ্ৰীকৃষ্ণৰ সেই আচৰিত আচৰিত কথা-
বোৰৰ গুণ-গাণ কৰিছে ।

ঘৰ পঁচকৰ সমী গোপীয়াঁ মিলকৰ এক জগহ বৈঠকৰ
হাথ ডঢ়া ডঢ়কৰ শ্ৰীকৃষ্ণকী উন অজীৱ বাতোঁকা গুণগান
কৰ রহী হৈ ।




গোধূলি কৃষ্ণ আসিবা বাৰ্তা, যশোদাত গোপী কৈছা ।

ত্ৰঙ্গা কন্দুদেৱতাগণে কৃষ্ণক পৰ্বত নমিছা ।

কৃষ্ণ গধূলি পৰত লগবৌয়া গোপসকলৰ সৈতে গুৰু চৰাই
ঘৰলৈ উভতি আহিব ধৰিছে । এই খবৰ কোনো এজনী গোপী
আহি যশোদাত কৈছে । যশোদা সেই সময়ত এখন আসনত

গামকী কৃষ্ণ সাথী গোপবালকীঁকি সাথ গৌ চৰাকৰ ঘৰ আ
ৰহৈ হৈ । ইস খুবৰকী কৌইৰ এক গোপী আকৰ যশোদাসি কহতো হৈ ।
যশোদা উস সময় এক আসনপৰ বৈঠী হৈ আৰ পীছি এক গোপী



রাজা পরীক্ষিত ।

শুকদেব ।

বহি আছে আৰু পিছ ফালে থাকি এজনী গোপীয়ে চোৱাৰেৰে
তেঙ্ক বিচিব ধৰিছে । কৃষ্ণ আগত, পিছত বলৱাম, বাঁচৌ বজাই
গীত গাই বাচুৰ লৈ ঘৰলৈ আহিব ধৰিছে ; মাজ বাটতে মহাদেৱে
লগ পাই পৰম পুৰুষ জানি আঠুলৈ স্মৃতি কৰিব ধৰিছে । মহারাজ
পৰীক্ষিতে প্ৰশ্ন কৰিব ধৰিছে আৰু শুকদেৱে ভাগৱত কৰ ধৰিছে ।

অবিষ্টাসুৰ বধ :—বাসৰ সময়ত গন্ধৰ্বসকলে নৃতাগীত কৰি
পুন্ড-বৰুৱা দেখি অবিষ্ট নামৰ কংসৰ অনুচৰ এক যক্ষই ভয়ানক

চঁৰে ডুলা রহী হৈ । কৃষ্ণ সামনে, পৌছি বলৱাম, বাঁসুৰী বজা
বজাকৰ বছড়োকো লিকৰ ঘৰ আ রহে হৈন । বৌচ রাহমেঁ মিলনিপৰ
মহাদেব পৰমপুৰুষ জানকৰ ঘুটনে টেককৰ সুতি কৰ রহে হৈন ।
মহারাজা পৰীক্ষিত প্ৰশ্ন পুৰুতৈ হৈ আৰু শুকদেব ভাগবত কহ
রহে হৈ ।

অবিষ্টাসুৰ বধ :—ৰাসকৰ সময়মেঁ গঁধৰ্বীকো নৃত্যগীত আৰু
পুণ্ডৰিষ্টি কৰতৈ দেখকৰ অবিষ্ট নামকা কংসকা অনুচৰ এক যক্ষ



অবিষ্ট।

গোপৰ কান্দত হাত দৈয়া কৃষ্ণে অবিষ্টক মাতিছা।

ৰাম।

গোপী।

বৃষত্ত আকৃতিবে আহি অনিষ্ট কৰিবৰ অভিপ্ৰায়ে গোকুলত সোমায়। তাক দেখি ব্ৰজবাসৌসকল ভৌত হৈ শ্ৰীকৃষ্ণৰ শৰণাপন্ন হয়। তেতিয়া কৃষ্ণই সেই অবিষ্টক ফালে মুখ কৰি আগহাতেৰে নিৰ্ভয় দিছে আৰু বাঞ্ছাতখন পিছৰ ফালে কৰি নিজৰ পিছত অহা গোপৰ গাত লগাই দি তেওঁলোকক আগবাঢ়ি আহিবলৈ হে যেন বাধ্য কৰিছে। গোপৰ পিছফালে বলৰামো যেন যুজিবলৈহে আহিছে। বলৰামৰ পিছবফালে গোপী এজনী আন এজনী গোপীৰ গলত ভয়ত যেন সাৱটমাৰি ধৰিছে আৰু সিজনী গোপীয়ে “ভয় নাই, মনে মনে থাক” এই বুলি আগহাত তুলি যেন বাধা দিছে।

যেতিয়া গোপসকলৰ সৈতে কৃষ্ণ সেই অবিষ্টক অভিমুখে খেদি গল, তেতিয়া বৃষত্ত-কপী অবিষ্টয়ো লেজ ওপৰলৈ তুলি মূৰটো অলপ তলমূৰা কৰি শিং পাতি যুজিবৰ মনে কৃষ্ণৰ ফালে খোজ ললে। কৃষ্ণই

ভযানক ব্ৰহ্মাক্ষতিমে অনিষ্ট কৰনিকে অভিপ্ৰায়সি গোকুলমে আ ঘসা। উসি দিবকৰ ব্ৰজবাসীগণ ভৌত হৌকৰ শ্ৰীকৃষ্ণকি শৱণাপন্ন হৈ এ। তব কৃষ্ণ উসি অৱিষ্টকী আৰু সুঁহ কৰকে দাহিনে হাথসি নিৰ্ভয় কৰতৈ হুয়ে আৰু বায়ি হাথসি অপনি পীছে আএ হুয়ে গোপণ্যাঙ্কো আগি বড় আনিমে মানো মনা কৰ রহি হৈন। গোপোঁকি পীছে বলৰামভী মানো লড়নিকি লিএ হৈ আয়ে হৈন। বলৰামকি পীছে এক গোপী দূসৱী গোপীকো গলিমে ডৰসি মানো জকড় রহী হৈ আৰু দূসৱী গোপী “ডৰ নহীঁ হৈ চুপ রহো” যহ কহ কৰ দাহিনে হাথসি মানো মনাহী কৰ রহী হৈ।

জব গোপোঁকি সাথ কৃষ্ণ উসি অৱিষ্টকী আৰু গযে তব ব্ৰহ্মৰূপী অৱিষ্ট ভী পুঁক ঊপৰ উঠাকৰ সিৰকো জৰা ভুকাকৰ সৰ্বিং তানকৰ লড়নিকী ইচ্ছাসি কৃষ্ণকী আৰু লপকা। কৃষ্ণ ভী অৱিষ্টকী আৰু



অবিষ্ট ।

কৃষ্ণ ।

বাম ।

শ্রীদাম ।

গোপী ।

আগৰ দৰে পিছৰ লগবীয়া গোপৰ গাত হাত দি অবিষ্টৰ ফালে আগী বढ়ে । বলবাম আৰ গোপীমী পীক্ষেকী আৰ পহলেকী আন্তৰালে । বলবাম আক গোপীও পিছৰ ফালে আগৰ দৰে থাকিল । তৱহ রহীঁ ।



অবিষ্ট ।

কৃষ্ণ ।

বাম ।

শ্রীদাম ।

গোপী ।

অবিষ্ট যুজিবৰ মনে ফেৰ পাতি কৃষ্ণৰ ফালে অহা দেখি কৃষ্ণই
লগত অহা গোপসকলক তৎক্ষণাত্ এবি আহি অবিষ্টৰ শিং জোবাত

অরিষ্টকো লড়েনকী ইচ্ছাসে পৈতৰি বদলতি দেখ কৃষ্ণ সাথমে
আए হৃঁ গোপোকো পৌক্তে ছোড় আগী বढ়কৰ অরিষ্টকী দোনোঁ সীঁগোঁকো

দৃঢ়মুঠিবে ধরিলেহি। তাকে দেখি বলদের লবি আঁই ক্ষণে
পিছত উপস্থিত হল। আক শ্রীদাম আক গোপীবিলাকে।
বলদের পিছত আচরিত হৈ হাত দাঙি থিয় দিলে।

জোরসে পকড় লিয়া। উসে দেখকর বলদেব দৌড়কর ক্ষণকে পীঁচে
আগয়ে আৈর শ্রীদাম আৈর গোপিয়াঁ মৌ বলদেবকে পীঁচে চকিত
হোকার দেখনে লগে।



মিছ।

বিদ্যাধৰ।

দেরনাৰী পূজ্যমূষ্টি কৰিছা।

গন্ধৰ্ম।



হফে অবিষ্টক বধিলা।

বাম।

বশদাম।

গোপী।

ভগবান কৃষ্ণ অবিষ্টক মাৰিপেলালে ; সি মাটিত মুখথেকেচা
থাই বাগবি পৱিল। তেতিয়া কৃষ্ণ তাৰ মূৰত ভবি দি শিংজোৰা
উভাবিলে—এটা শিং আগহাতত আক আনটো শিং বাঁওহাতেৰে
কাকত তুলি ললে। বলদেৱ আক অন্যান্য গোপ গোপীবিলাক

ভগবান ক্ষণনে অরিষ্টকো মাৰ ডালা। বহু ঘৃণীপৰ গিৰ
পড়া। তব ক্ষণনে উসকে সিৰপৰ পৈৱ রখকর সীগোঁকো উখাড়,
এক সীঁগকো দাহিনে হাথমেঁ আৈর দূসৰিকো বাঁয়ৈ হাথসে কংঘেপৰ
রখ লিয়া। বলদেব আৈর দূসৰ গোপ গোপিয়াঁ অচৰজমেঁ আকৰ

আচরিত হৈ কৃষ্ণ পিছফালে থিয় দিলে। ইফালে স্বর্গবাসীসকলে
এই ঘটনা দেখি আনন্দিত হল। সিদ্ধবিলাকে হাতজোৰ
কৰি স্তুত কৰিব ধৰিলে, বিশ্বাধৰে খোল তাল লেকৰ রুত্য
কৰিলে, দেৱাঙ্গনাসকলে আৰু লৈ বহি কঢ়িবপৰা ফুল লৈ
পুষ্পবৃষ্টি কৰিলে।

পৌক্তে খড়ি হৈন। ইধৰ স্বর্গবাসীগণ ইস ঘটনাসে আনন্দিত হোকৰ
হায় জোড়কৰ সুতি কৰনে লগে। বিদ্যাধৰ খোল তাল লেকৰ রুত্য
কৰনে লগে ঔৰ দেবাংগনায়ে পুষ্পবৃষ্টি কৰনে লগে।



ৰোহিণী।

যশোদা।

নন্দ।

কৃষ্ণ।

বাম।

ক্ষীরাশ।

মদাম।

ভগবান কৃষ্ণই এইদৰে অবিষ্টাস্তুবক বধ কৰি বলবাম আৰু
অন্যান্য গোপন সৈতে ব্ৰজলৈ উভতি গল। পুত্ৰ এই আচরিত
ঘটনা শুনি নন্দ-যশোদা আদি আনন্দিত হল। বজা নন্দই নিজে
এখন আসনত বহি কাষতে কৃষ্ণ আৰু বলবামক আসনত বছৱাই
আনন্দ লাভ কৰিলে। ৰোহিণী আৰু যশোদায়ো বজা নন্দৰ কাষতে

ভগবান কৃষ্ণ অৱিষ্টাস্তুবকা বধ কৰ বলবাম আদি সহিত
বজকো লৌট আযে। পুত্ৰকী ইস অজীৱ ঘটনা সুনকৰ নন্দ
যশোদা আদিকো বহুত আনন্দ হুআ। রাজা নন্দ এক আসনপৰ
বৈঠকৰ পাসহৰী কৃষ্ণ ঔৰ বলবামকো বিঠাকৰ আনন্দ মনানে
লগে। ৰোহিণী ঔৰ যশোদাভী রাজা নন্দকৈ পাস খড়ি হোকৰ ইস

थिय है एই आनन्द उँसरत येन योगहे दिछे । बलदेवव पिछब
फाले काषतलित शिङा लै श्रीदाम आक ताब पिछब फाले सुदाम
एनेये थिय है आछे ।

आनन्द उत्तवमें भाग ले रही हैं । बलदेवकी पौर्णिकी तरफ भुजाके
नीचे सींगा इवाये श्रीदाम और उसके पौर्के सुदाम खड़ा है ।



दैरेकौ-वश्वदेव ।

नारदे कंसत कृष्ण कथा किछि ।

अश्वत ।

नारदव आगमनः—कृष्ण आक बलवाम एही भारे छद्मवेशे
गोकुलत आछे । एदिन देरविं नारद वाँहाते बौगा लै कंस-
बाजब ऊचबत उपस्थित हल आक वश्वदेवे कृष्णक गोकुलत लूकाइ
बथा संवाद दिलेहि । ताके शुनि कंसहे आगहात्तेबे थङ्गा तुनि
आक वाँहात्तेबे ढाल लै वश्वदेवक काटिवलै उग्त होरात
नारदे वाधा दिले । मेहे समयत वश्वदेव-दैरेकौ मूर्खामूर्खि कवि
ग्राहित वहि आछे । नारदव वाधात कंस निरुत्त है एथन

नारदका आगमनः कृष्ण और बलराम कृद्यवेशसे
गोकुलमें हैं । एक दिन देरविं नारद बायें हाथमें वीणा लेकर
कंस राजाके पास हाजिर हुए और वसुदेवकी कृष्णको गोकुलमें
क्षिपा रखनेकी खबर दी । उसे सुनकर कंस दाहिने हाथसे
खड़ उठाकर और बायें हाथसे ढाल लेकर वसुदेवकी काटनेके लिए
जब उद्यत हुआ तब नारदने मना किया । उस समय वसुदेव
दैवकी आमने सामने बैठे हैं । नारदकी मनाहीसे कंस एक

সিংহাসনত বহিল। পিছৰ ফালে এটা অনুচৰে থিয় দি ছাতা আসনপর বৈঠ গয়া। সামনে এক আসনপর নারদ কৃষি ভী ধৰিলে। বজা কংসৰ সম্মুখৰ ফালে এখন আসনত নারদ ঋষি বৌগাকো দোনো হাথোসে পকড়ে বৈঠে হৈ। বৈণাখন দুয়ো হাতেৰে ধাৰ বহিল।



চান্দৰ।

ছত্ৰৰ।

কংসে কেশীক গোকুলক পাঁচিছা।


মুষ্টিক।

শল।

তোষৰ।

বজা কংসটো নারদৰপৰা কৃষিৰ সংবাদ পাই ভৌত হৈ কেনেকৈ কৃষিৰ মাৰিব পাৰিব তাৰ আলোচনা কৰিবলৈ দৈত্যসকলক মাতিলে। কংসৰ আদেশত দৈতাবিলাক আহি কংসৰ শুচৰত আঁঠু লৈ হাতযোৰ কৰি আদেশ পাৰলৈ বাট চাই বহিল। বজা সিংহাসনত বহিছে, অনুচৰে ওপৰত ছত্ৰ ধৰিছে। বজাৰ পিছৰ ফালে চান্দৰে আগহাতেৰে তৰোৱাগ, বাঁওহাতেৰে ঢাল লৈ বহিছে। সম্মুখৰ ফালে হাতজোৰ কৰি কেশী, মুষ্টিক, শল আৰু তোমৰ বহিছে।

নারদ হারা কৃষি-সংবাদসে মধ্যমৌত রাজা কংস কৃষিৰ মাৰনেকী যোজনা নিশ্চিত কৰনেকি উহেশ্যসে দৈত্যৰঁকো বুলায়া। রাজা কংসকে আদেশসে দৈত্য পাস আকৰ ঘুটনে টেককৰ হাথ জাঁড়ি খড়ে হৈ। রাজা সিংহাসনপৰ বৈঠা হৈ, অনুচৰ জপৰ ছক্ষু ডুলা রহা হৈ। রাজাকে পোকে চাঞ্জুৰ দাহিনে হাথমেঁ তলবার, বায়ে হাথমেঁ ঢাল লিয়ে বৈঠা হৈ। সামনে হাথ জোড়কৰ কেশী, মুষ্টিক, মনু আৰু তোমৰ বৈঠে হৈ।



অক্রূৰ ।

কংস ।

মন্ত্রীসকলৰ লগত পৰামৰ্শ কৰি বজা কংসই ইয়াকে ঠিক কৰিলে
যে অক্রূৰ কৃষ্ণৰ মিত্ৰ; তেওঁৰ হতুৱাই কৃষ্ণক মাতি আনি মাৰিব
নাগিব। এই বুলি অক্রূৰক মতাই অনাই বজা কংসই অক্রূৰৰ

মন্ত্রিয়োক্ত সাথ সলাহ কৰকে রাজা কংসনি যহী নিশ্চয কিয়া
কি অক্রূৰ কৃষ্ণকা মিত্ৰ হৈ; উসকে দ্বাৰা হী কৃষ্ণকো বুলৱা কৰ
মাৰনা হোৱা। যহু সোচকাৰ অক্রূৰকো বুলৱা কৰ রাজা কংস

हातत धरि गोकुलक यावलै अमूरोध करिछे। अक्षुब बजा कंसब ओचबत थिय दि आछे। कंसइ एथन आसनत वहि अक्षुबब हातत धरि आछे।

अक्षुरसे गोकुल जानेके लिये अनुरोध कर रहा है। अक्षुर राजा कंसके पास खड़ा है।



अक्षुरसे केशीब गोकुल प्रवेश।

केशी-बधः—इतिमध्ये केशी नामे दैत्याइ कंसब आदेश-
अनुसारे अश्वकप धरि गोकुलत सोमाटे सकलो गोप, गोपी आक
गोकुलबोब भवात्रास लगाटे दिले। सेहे अश्वकपी दानवे
दाँत सेकेताइ मुथ आक लेज औपबैले तुलि कुक्षक माबिवैले
खेदा दिछे। तेतिया कुक्ष आक बलबामेओ यूङ्क कबाब इच्छाते
हात दाँडि केशीक खेदि गैले। केशीब तयत गक-गाइ भय
खाटे लब दिछे, गकब पाहते एजनी गोपीयेओ तयात्रुब है पिछब
पिने चाइ चाइ लविछे। एजन गोपो भय थाइ आछे।

येतिया केशी दैत्याइ कुक्षक खाओ बुलि खेदा माबि आहिल,
तेतिया कुक्षटे छल करि ताब पिछ तबि छुथनत सारोट माबि धरि

केशी बधः : इसी बीच केशी नामके दैत्यने कंसके
आदेशानुसार अश्वका रूप धर कर गोकुलमें सभी गोप, गोपियाँ
और गौओंका महा वास होने लगा। वह अश्वरूपी दानव दाँत
निकालकर मुँह और पूँछ ऊपर उठाकर कृष्णकी मारनेके लिए
भपट्टा है। तब कृष्ण और बलराम भी युद्ध करनेकी इच्छासे
हाथ उठाकर केशीकी और भपट्टे हैं। केशीके डरसे गायें भाग
रही हैं। उनके पीछे गोपीभी भयानुर होकर पीछेकी और देख
देख कर भाग रही हैं।

जब केशी दैत्य कृष्णकी और मुँह फैलाकर आया, तो कृष्णने
छल करके उसके पाँडिके दोनों पैरोंको पकड़कर ऊपर उठाकर



कुषेण केशीक वध करिछा ।

उपरैले तुलि किछुपर आकाशत घूमाइ आछिन् । पाह्त लौला कबाब उद्देश्ये ताक माटित पेलाइ दिनत सि मूथ मेलि खाबैले पुनर आहिल ; तेतिया कुषेण ताब सेहे पर्वतब गुहा सदृश मूथब भितवत वाँग्हातखन सुमाइ दि केशीब उशाह वक्ष करि मारि पेलाले—केशी दाँत निकताइ आर्ठुकाढ़ि परि थाकिल ।

आसमानमें खुब घुमाया । बादमें लोला करनेको उद्देश्यसे उसे जमीनपर फेक देनेपर वह मुँह खोलकर खानेको लिए फिर आया ; तब कुणने उसकी पहाड़की गुफा जैसे मुँहको भीतर अपने बायें हाथको घुसा कर श्वास-प्रश्वास बंद कर केशीको मार डाला । केशी दाँत निकालकर पड़ गया ।

केशीक मारा देखि देरताबिलाके स्वर्गत आनन्द करिछे । एक हातत त्रिशूल आन हातत डमक लै बृषत्त उठि महादेव, हंसवाहनत चरि कमण्डल, जपमाला, पद्म आक बेदैले चतुर्मुख ऋक्षा आक कोनोरे खोल, कोनोरे वा ताल लै भृत्य-गीत

केशीको मारति देखकर देवता स्वर्गमें आनन्द मना रहि हैं । एक हाथमें विशूल, दूसरे हाथमें डंबर लेकर हृषभपर चढ़कर महादेव, हंसवाहन पर चढ़कर कमंडलु, जपमाला, कमल और विट लेकर चतुर्मुख ब्रह्मा और नाना वाद्ययत्र लेकर वृत्यगीत



দেৱতাংগণ ।

মহেশ ।

অক্ষা ।

বিদ্যাধৰ ।



কেশী মৰিল ।

গোবাল ।

কৃষ্ণ ।

গোপমণ্ডে কৃষ্ণ পৃজিছা ।

গোপী ।

কৰি গন্ধৰ্বসকলে আনন্দিত হৈ আকাশত হৰ্ষ কৰিছে। কেশী যেতিয়া মৰি মুখঠেকেচা খাই পৰি বল, তেতিয়া তগৱান কৃষ্ণই তাৰ মুখৰপৰা হাতখন উলিয়াই আনিলে। পিছত কৃষ্ণ এখন আসনত বহিলত এজন গোপ-বালকে বাঁধাতত এটা পাত্ৰ লৈ কৃষ্ণৰ কাষত

কৰতি কৰতি আনন্দিত হৌকৰ গঁধৰ্বগণ আকাশমে হৰ্ষ মনা রহি হৈ। কেশী জৰ জীৰ্ম নিকালকৰ পড় গয়া তব ভগৱান কৃষ্ণন উমক মুঁহসি অপনা হাথ নিকাল লিয়া। গোপবালক কৃষ্ণকী অৱচ মগন কৰ উনকে সালনৈ প্ৰেমসি খালিকী চীজি দেৱহৈ হৈ আৰ



নাৰদে কৃষক তুতি কৰিছ।

বহিল আৰু আগহাতেৰে কিবাকিবি খোৱা বস্তু কৃষক দিলে। ভগনান হাদিত মতসি খোকৰ হচ্ছে হৈ। নাৰদ কৃষিয়ো ভগৱান
কৃষই সেই খোৱা বস্তু আগহাত পাতি লৈছে আৰু অন্নাগ্ন গোপ-
কৃষ্ণকে স্মৃতি মনা রচ্ছে হৈ।
গোপীয়ে কৃষক বেঢ়ি বহিছে। নাৰদে কৃষক তুতি কৰিছে।



পরীক্ষিত ।

শুকদেৱ ।



সুন্দর ।

কৃষ্ণ ।

ব্রোংম ।

ব্রোংমাস্তৰে গহৰত চুবি কৰি থৈছা ।

ব্যোমাসুৰ বধ :—ভগবান কৃষ্ণই গোপ-বালকবিলাকৰ লগত বিবিধ কৌড়া কৰি আছে। এদিন গোপ-বালকবিলাকৰ কোনো সদাগৰ, কোনো ভেৰা-ছাগলী আৰু কোনো চোৰৰ ভারৰীয়া হৈ “চোৰ-সদাগৰী” কৌড়া আৰম্ভ কৰিলে; এই সময়ত কংসৰ অন্ধুচৰ বোম নামে এটা অসুৰে চোৰৰ শুচৰত চোৰ আৰু সদাগৰৰ শুচৰত সদাগৰ হৈ বহুত গোপবালকক চুৰ কৰি এটা গুহাত নি থালে আৰু গুহাৰ মুখত শিলৰ এখন ঢাকনি দিলে। সেই সময়ত কৃষ্ণ থিয় দি আছিল; সুদামো কৃষ্ণৰ পিছ ফালে থিয় দি বৈচে। মহাবাজ পৰীক্ষিতৰ প্ৰশ্নত শুকদেৱেৰ ভাগৰত কৈছে।

ব্যোমাসুৰ বধ : ভগবান কৃষ্ণকৰ গোপবালকৰ সাথ বিবিধ কৌড়াশোমি রত রহনি হুঁ একদিন ব্যোম নামক ক'সকা অনুচৰ বহুতসি গোপবালকৰ কুৰাকৰ এক গুফামে ক্ষিপাকৰ গুফাকৈ মুঁহকী পল্লৰসি ঠাঁক দিয়া। উস সময় কৃষ্ণ খড়ি থৈ; সুদামভী কৃষ্ণকৈ পোকিকী তৰফ খড়া হৈ। মহাবাজ পৰীক্ষিতকা প্ৰশ্ন সুনকৰ শুকদেৱ ভাগৰত কহ রহা হৈ।



দেৱতা।



গোপগণ।

কৃষ্ণ বোম্বক বধিছ।

বোমাসুরে এজন এজনকৈ গোপ-বালক চূৰ কৰি নিৰ্ণতে
নি শুতে যেতিয়া কেৱলমাত্ৰ ৫৬ জন গোপবালক বাকৌ থকা কৃষ্ণই
দেখিলে, তেতিয়া শেষ বাৰ দৈত্য আহঁতে তেঙ্গ তাৰ চুলিত
ধৰি মাটিত আচাৰ মাৰি দিলে। ভীষণ কৃষ্ণৰ্বণ বিপুলকায় সেই
অসুৰ ততালিকে দাঁত নিকঞ্জাই মাৰি গল। সেই সময়ত অৱশিষ্ট
গোপ-বালকবিলাক কৃষ্ণৰ কাষত থিয় দি আছে; আৰু আকাশত
দেৱতাবিলাকে আগহাত দাঙি কৃষ্ণৰ প্রশংসনা কাৰছে।

দেৱতাসকলে আকাশত খোল-তাল বজাই নৃত্য-গীত কৰিছে।
কৃষ্ণট অসুৰক মাৰি গোপ-বালকবিলাকৰ সৈতে বেণু বজাই আগত
ধেনু-বৎস লৈ গোকুললৈ উভতিব ধৰিছে। আগে আগে গৰুবোৰ

আৰুমাসুর এক এক কৰ গোপবালকৰকো তুৰা কৰ লৈ গ্যা।
তব কৃষ্ণনি আখিৰীবাৰ উসি জাতি দেখ উসকে বালোঁকো পকড় কৰ
জমীন পৰ দে মাৰা। মাৰকে মকহিত বহু ভীষণকায় অসুৰ
দাঁত নিকাল কৰ গিৰ কৰ মৰ গ্যা: দেবগণ হৰ্ষান্বিত হৰি
ভগবান্কা গুণগান কৰনৈ লগি।

দেবগণ আকাশমেঁ বাদ্য বজাকৰ লৃত্য গীত কৰ রহৈ হৈঁ। কৃষ্ণ
অসুৰকো মাৰকৰ গোপবালকৰকৈ সাথ বেনু বজাকৰ আগি ধেনু-বৎস
লৈকৰ গোকুল লৌট রহৈ হৈঁ। আগি আগি গৌণ' জা রহী হৈঁ আৰু পীকৈ



দেৱতাসব।



যশোদা।

কৃষ্ণ।

কল্পে গোপসম্মে গোকুলক যান্ত।

गैगेहे आक पिछत गोप-बालकब दैतेके कृष्ण याब धरिछे। कृष्ण पीछे गोपबालकोंके साथ कृष्ण आ रहे हैं। कृष्णके गोकुल गोकुल पालत यशोदाइ कृष्णक कावत बहराले आक दूयो हात पहुँचने पर यशोदा कृष्णसे घटनाका विवरण सुन रही हैं। तुलि येन किवा आचरित घटनाब विवरणहे शुनिव धरिछे।



अक्रूरे गोकुलक यात्रा।

अक्रूर बब आगमन :— ईकाले बजा कंसब आदेशमते महा-
मति अक्रूरे विचित्र घोबाब मनोहब बथत उठि निज बथ चनाइ
गोकुलब फाले यात्रा कविछे।

अक्रूरका आगमन : इधर राजा कंसके आदेशानुसार
महामति अक्रूर विचित्र घोड़ोंके मनोहर रथ पर चढ़कर खुद रथ
हाँक कर गोकुलकी ओर यात्रा कर रहे हैं।



অক্রুবে কৃষ্ণ খোজ নমিষ।

মহাআা কৃষ্ণকু অক্রুব গোধূলি পৰত গোকুল পালে গৈ।
তেও পথত কৃষ্ণ ধজ, বজ্জ, যব, পঞ্জ, অঙ্গুশ শোভিত পদচিহ্ন
দেখি ৰথৰ পৰা নামিল আৰু “এই মোৰ প্ৰভুৰ পদচিহ্ন” বুলি
অতি প্ৰেমভাৱে আৰু লৈ প্ৰণাম কৰিলে।

অক্রুব পুনৰ বথত উঠি কিছুদৰ গৈ ৰথৰ পৰা নামিল।
এই সময়ত বাম-কৃষ্ণই গাই খৌৰাব ধৰিছে। অক্রুবে দূৰৈৰ পৰা

মহামা কৃষ্ণভক্ত অক্রুব শামকৈ সময় গোকুল পঁঢ়ুচে। রাস্তেম
ঘজা, বজ্জ, যব, পংকজ, অংকুশসৈ শোভিত কৃষ্ণ-পদচিহ্নী'কো দেখকৰ
রথসৈ উতৰি আৰু “যহি মিৰি প্ৰভুকৈ পদচিহ্ন” সমভকৰ অত্যন্ত
প্ৰেমভাবসৈ ঘুটনে টেককৰ প্ৰণাম কৰিয়া।

অক্রুব ফিৰ রথপৰ চড়কৰ কুকু দূৰ আকৰ রথসৈ উতৰি। ইস
সময় রাম-কৃষ্ণ গায়ী'কো দুহ রহি থে। অক্রুব দূৰসৈ দেখকৰ



वज्राम ।

कृष्ण ।

अकृष्ण ।

वथत अकृष्ण ।

आनन्दमने शुच चापिल आँक कृष्ण भवित प्रणाम करिवैल हात दूर्थन आग बढ़ाइ दिछेहे । कृष्णहे बाधा दि अकृष्ण व हात दूर्थनत धविछेहे । बामे कृष्ण विष्व फाले थिय दि दूर्यो हात मेलि अकृष्णक स्वागत सन्तायण जनाइछेहे ।

आनन्दमनसे पास गये ओर कृष्णके चरणोंमें प्रणाम करनेके लिए दोनों हाथ बढ़ा रह्हे हैं । कृष्ण मना कर अकृष्णके दोनों हाथ पकड़ रह्हे हैं । राम कृष्णके पौछेकी तरफ खड़े होकर दोनों हाथ फैलाकर अकृष्णका स्वागत मत्कार कर रह्हे हैं ।



मम ।

कृष्ण अकृष्ण चरण धूराइछे ।

बागकृष्ण अकृष्ण चरण वालिछा ।

मम ।

कृष्ण आँक बलवामे “आहक खुवा” बुनि अकृष्णक समादव कवि घबैले नि शुर्व आसनत बहराइछे । शुर्व भृद्धावेबे

कृष्ण और बलराम “आइए चाचा” कह कर अकृष्णको आदर सहित घर ले जाकर सोनिकी आसनपर बैठाया । सोनिकी

बलरामे पानी ढालि दिछे आक कुक्ष्ट निजे चबण धुराइछे । अकू ब एक फाले वहि गोपराज नन्द भायेक अकू ब क गन्ध-चन्दन एथन शराइत आगबढ़ाइ दि वातवि सुधिछे । अकू ब भवि-हात धुइ सुस्त है आसनत बहिल, बलरामे पिछब फाले वहि हात पिहिव धरिले, आक आगब फाले वहि कुक्ष्ट भवि तिपिबलै आबन्त कविले । वजा नन्दहु ओचबते एथन आसनत वहि हात तुलि मञ्जल वातवि सुधिछे ।

भारीसे बलराम पानो ढाल देते हैं और कृष्ण चरणोको धो रहे हैं । अकू ब की पीछे बैठकर गोपराज नन्द भाई अकू ब से गंध, चन्दन एक ठगीमें आगे बढ़ा कर कुशल मंगल पूँछ रहे हैं । अकू ब हाथ पैर धोकर खस्त होकर आसनपर बैठे हैं । बलराम पीछे की तरफ बैठकर हाथ मलने लगे और सामनेकी तरफ बैठकर कृष्ण पाँव दबा रहे हैं । राजा नन्द पासही एक आसनपर बैठकर संभाषण कर रहे हैं ।



अकू ब ।

कृष्ण ।

बाम ।

ইয়াৰ পিছত অক্ষুৰ, কৃষ্ণ আৰু বলৰাম পৃথক পৃথক আসনত
বহি সকলোৱে হাত তুলি গোপনে গোপনে যেন কিবা আলোচনা
কৰিবলৈ ধৰিলে ।

ইমকি বাট অক্ষুৰ, কৃষ্ণ আৰু বলৰাম আদি ঘৃঢক, ঘৃঢক,
আসনপৰ বৈঠ বাৰ্তালাপ কৰ রহি হৈ ।



শুণোন ।

ভগবান কৃষ্ণই অক্ষুৰৰ পৰা জানিবলৈ পালে যে কংসই
তেওঁক মাৰিবলৈ ছল কৰি ধনুর্যজ্ঞলৈ নিমন্ত্ৰণ কৰিছে আৰু
দদাক বলৰামৰ সৈতে তেওঁক নিবলৈ অক্ষুৰক পঠাইছে ।
কৃষ্ণই এই বহুস্তো পিতাকক নকৈ ধনুর্যজ্ঞ চাবলৈ এনেয়ে নিমন্ত্ৰণ
কৰা বুলি কলে । বলৰাম, কৃষ্ণ, নন্দ আৰু এজন গোপে এই
নিমন্ত্ৰণৰ বিষয় আলোচনা কৰিছে । ইফালে এজন গোপে
নন্দৰ আদেশ মতে এখন গুৰুত গাড়ৌত কিছুমান দধি-তুঞ্চৰ কলহ
ভৰাই লৈছে ।

বাম-কৃষ্ণে মথুৰাক যাইৰাক পিতৃসমে আলোচিছা ।

ভগবান কৃষ্ণকো অক্ষুৰসে জ্ঞাত হৃঢ়া কি কংস উন্হে মাৰনিকে লিএ
কল কৰহী ধনুর্যজ্ঞকি লিএ নিমন্ত্ৰণ দিয়া হৈ । আৰু ভৈয়া বলৰামকৈ
সাথ উন্হে লানিকে লিএ অক্ষুৰকো মেজা হৈ । কৃষ্ণনি ইস রহস্যকো
পিতাসি ন কহকৰ কিবল ধনুর্যজ্ঞ নিমন্ত্ৰণকীহী বাত কহী ।
বলৰাম, কৃষ্ণ, নন্দ আৰু এক গোপ ইস নিমন্ত্ৰণকি বাৰিমে হৃঢ়ী
আলোচনা কৰ রহি হৈ । ইধৰ এক গোপ নন্দকৈ আদেশসি এক
বৈলগাড়ীমে কুচ দহী-তুঘৰ্কৈ ঘড়ি রখ রহা হৈ ।




গোপীসব।

রাম-কৃষ্ণ মথুরাযাত্রা—গোপীৰ বিলাপঃ—অক্তুৰে কৃষ্ণক
মথুরালৈ নিব অহা সংবাদ পাই গোকুনত হাহাকাবৰ ৰোল
উঠিছে। গোপীবিলাকে ইজনীয়ে সিজনীৰ হাতত ধৰি ইজনায়ে
সিজনীৰ ফালে ঢাই নানা প্ৰকাৰে বেজাৰ কৱিব ধৰিছে।

রাম-কৃষ্ণকৌ মথুরাযাত্রা—গোপিয়ো'কা বিলাপঃ

অক্তুৰ দ্বাৰা কৃষ্ণকৌ মথুরা লেজানিকে সংবাদসে গোপিয়াঁ আকুল হুই
আপসমে দূঃখ প্ৰকট কৰ রহী হৈঁ।



অক্তুৰ।

কৃষ্ণ।

বনভদ্ৰ।

নন্দ।

গোপী।

মহামতি অক্রুৰ কথা মতে বাম-কৃষ্ণক মথুৰালৈ যাবলৈ
বজা নন্দই আদেশ দিলত অক্রুৰে নিজে সাবথি হৈ বথ চনালে।
কৃষ্ণ, বলৰাম আৰু স্বয়ং বজা নন্দ অক্রুৰৰ বথত উঠিল।
বথৰ
পিছ ফালে দুজনীয়ে গোপীয়ে পৰস্পৰে এজনীয়ে হাত্যোৰ কৰাৰ দৰে
কৰি আৰু আনজনীয়ে আগহাত দাঙি যেন কৈছে, যে কৃষ্ণ
আমাক এৰি মথুৰালৈ গল; তেওঁ যে আৰু ফিৰি আহিব
আশা নাই।

মহামতি অক্রুৰকি কথনানুসার রাম কৃষ্ণকো মথুৰা জানিকা
আদিশ রাজা নন্দকৈ দেনেপৰ অক্রুৰ খুদ সারথি ছোকৰ রথ ছাঁকনে
লগৈ। কৃষ্ণ, বলৰাম আৰু স্বয়ং রাজা নন্দ অক্রুৰকি রথপৰ চढ়ে।
রথকে পৌঁছেকী তৰফ দো গোপিয়াঁ এক হাথ জোড়কৰ আৰু দূসৱী
দাহিনা হাথ উঠায়ে মানো কহ রহী হৈ কি কৃষ্ণ হমকো ছোড়কৰ
মথুৰা জা রহে হৈ শাযদহী বাপিস আবি'।



নন্দ।

অক্রুৰ।

বাম।

কৃষ্ণে গোপীক প্ৰবোধিছ।

ইয়াৰ পিছত বজা নন্দই নিজে এখন গুৰু-গাড়ীত যাবলৈ ধৰিলে;
কৃষ্ণ-বলৰাম অক্রুৰৰ বথত গল। বথৰ পিছ ফালৰ পৰা গোপী-
বিলাকে অতি কাতবভাৱে অক্রুৰক শালি শাপনি দি কৃষ্ণ-বিবহত
আতুৰা হৈ কান্দিবলৈ ধৰিলে। কৃষ্ণই গোপীসকলৰ ফালে ফিৰি
চাই আগ হাত তুলি তেওঁলোকক বেজাৰ কৰিবলৈ হাক দিছে।
গোপীসকলক হাত তুলি যেন কৃষ্ণক যাবলৈ বাধাকেহে কৰিছে।

ইসকে বাদ রাজা নন্দ খুদ এক বৈল গাঢ়ীপৰ জানে লগৈ;
কৃষ্ণ-বলৰাম অক্রুৰকি রথপৰ চढ় গয়ে। দুঃখী গোপিয়াঁ অক্রুৰকী
কোস রহী হৈ আৰু রথকে পৌঁছে পৌঁছে জা রহী হৈ। কৃষ্ণ
উন্হে সমস্তা রহে হৈ পৰ বি কৃষ্ণকো ন জানিকি লিয়ে মনা
রহী হৈ।



বাম।

কৃষ্ণ।


অক্রুব।

ক্ষণা।

পৰমেশ্বৰে অক্রুবক দেখা দিছ।

অক্রুবৰ কৃষ্ণ-মাহাত্ম্য দর্শন আৰু কৃষ্ণ-স্তুতি :— অক্রুবে বাম-কৃষ্ণক লৈ দুপৰ সময়ত কালিন্দী হৃদ পালে গৈ। তাত তেওঁ স্নান কৰোঁ। বুলি কৃষ্ণ-বলৰামক বথত থৈ হৃদত ডুব মাৰ্বোঁতে পানীৰ ভিতৰত কৃষ্ণ-বলৰামক দেখি আচৰিত হল। পানীৰ পৰা মূৰ উলিয়াই পাবলৈ চায় যে কৃষ্ণ-বলৰাম আগবদৰে বথতেই বহি আছে। নিজৰ ভ্ৰম হোৱা বুলি অক্রুবে পুনৰ ডুব দি চায় যে ভগৱান কৃষ্ণ অনন্ত-শয্যাত শঙ্খ-চক্ৰ-গদা-পদ্ম চাৰি হাতে ধৰি চতুৰ্ভুজ কপে বহি আছে—উত্তৰত অনন্ত নাগে সহস্র কণাৰে ছত্ৰ ধৰিছে। সম্মুখত চতুৰ্মুখ ব্ৰহ্মাই কৰযোৰে স্তুতি কৰিছে, আন ফালে ননকাদি ঝাবিয়ে থিয় হৈ কৰযোৰে স্তুতি কৰিছে। এনে অৱস্থা দেখি অক্রুবে শাঠলৈ আঁজলি কৰি স্তুতি কৰিবলৈ ধৰিলে। বাম-কৃষ্ণই বথত বহি অক্রুবৰ স্নান কৰা চাই আছে।

অক্রুবকা কৃষ্ণ মাহাত্ম্য দশন ও আৰু কৃষ্ণ-স্তুতি :
অক্রুব দোপহৰকো রাম কৃষ্ণকো লেকৰ কালিন্দী তটপৰ পহঁচে। বহাঁ স্নান কৰনৈকে অভিপ্ৰায়সে অক্রুবনৈ জ্যোঁ হী জলমে ডুবকী লগাইৰ পানীকে অংদৰ কৃষ্ণ বলৰামকো দেখকৰ অচৰজ হৃআ। পানীসে সিৰ নিকালকৰ কিনারি গযে তো কৃষ্ণ বলৰাম পহলৈ জৈসে রথ পৱহী বৈঠে হৈন। অপনা ভৰম মানকৰ অক্রুবনৈ ফিৰ ডুবকী মারকৰ দেখা কি ভগৱান কৃষ্ণ শিষ শয্যাপৰ শৰু, চক্ৰ, গদা, পদ্ম চাৰি হায়োমে লেকৰ চতুৰ্মুজ রূপসে বিৰাজমান হৈন। জপৰ অনন্ত নাগ সহস্ৰ ফনোঁসে ছাঁচ কৰ রকলী হৈ। সামনে ব্ৰহ্মা হায় জোড়কৰ সুতি কৰ রহে হৈন, দূসৱী আৰু সনকাদি কৰষি খড়ে হৌকৰ হায় জোড়কৰ সুতি কৰ রহে হৈন। এসী অবস্থা দেখকৰ অক্রুব হায় জাড়কৰ সুতি কৰনৈ লগী।



অক্রুবে কৃষ্ণক “সমষ্টে অস্তুত তোঙ্কাতেসে আছে” বুণিছা।

মহাঘা অক্রুবে সেই অপকপ বিশ্বকপ দর্শন কবি যেতিয়া বিশ্বয়াবিত হল, তেতিয়া ভগবান অন্তর্হিত হল। অক্রুবে সেই কপ দেখি আনন্দিত হৈ যথাযথ স্নানাদি ক্রিয়া সমাপন কবি বথত উঠিলহি। তেতিয়া কৃষ্ণই ইঁহি মাৰি পলম হোৱাৰ কথা সুধিলত অক্রুবে কৃষ্ণৰ ফালে চাই কবয়োৰে তেওঁৰে মাহাত্ম্য বুলি কলে। কৃষ্ণ আৰু বলবামে হাত তুলি অক্রুবক যেন আশ্বাস দিলে।

মহামা অক্রুৰ উস অপরূপ বিশ্বরূপকা দৰ্শন কর জৰু বিস্ময়ান্বিত হৈ তব ভগবান অন্তর্ছিত হৈ। অক্রুৰ ভী উস রূপকো দেখকৰ আনন্দিত হোকৰ স্নানাদি ক্রিয়া সমাপ্ত কৰ রথ পৰ জা চढ়ে। তব কৃষ্ণনি হঁসকৰ দৈর কৰনৈকী বাত পুছনৈপৰ মহামা অক্রুনে কৃষ্ণকী ওৰ তাককৰ কহা “যহ আপহীকী মহিমা হৈ”। কৃষ্ণ ওৰ বলৱাম হাথ উঠাকৰ অক্রুৰকো মানো আশ্বাসন দে রহে হৈ।



अक्षुरे ।

कृष्ण ।

बाम ।

नन्द ।

बाम-कृष्ण आदि र मथुरा प्रवेश :—कृष्ण-बलरामक लै अक्षुर व बथ मथुरा पाले गै। मथुराव दुरावत बथ लै अक्षुरे करयो व करि कृष्ण-बलरामक सेहे दिना तेऊं व हवत आतिथ्य ग्रहण करिवलै प्रार्थना जनाले। कृष्ण-बलरामगे बथव परा नामि थिय दि आतिथ्य ग्रहणव निवेद्यसूचक आगहात तुलि पिछत थाकिल बुलि उत्तर दिले। टेफाले बजा नन्द घेतिया मथुरा आहि पाले तेतिया तेऊंक आदव करि एखन विचित्र आसनत वहराइছे। आक एजन बन्दीये आगव फाले आठू लै वहि एटा वाटित गन्ध-चन्दन घोगाइছे। पिछ फालव परा आन एजने वहि विचनौवे विचिछे।

मनस्त्री अक्षुरे कृष्ण आगमनव वातवि कंसत जनाइ घवलै आहि एखन आसनत वहिल। तेऊंव गुहिशीये गन्ध तेलव

राम कृष्ण आदिका मथुरा प्रवेश : कृष्ण बलरामको लेकर अक्षुरका वय मथुरा पहुँच गया। मथुराकी दरवाजिपर वय अमाकर अक्षुरने कर जोडकर कृष्ण बलरामसे उम टिनके लिए उनके घरम आतिथ्य ग्रहण करनेकी प्रार्थना की। कृष्ण बलरामभी रथसे उतर कर आतिथ्य ग्रहणका निवेद सूचक दाहिना हाथ उठाकर बादमें ठहरिगे ऐमा कहा। इधर राजा नन्द जब मथुरा आ पहुँचे तब उनका आदर कर एक विचित्र आसनपर उन्हे बैठाया। और एक दास सामने एक कटोरिमें गध-चन्दन दे रहा है।

मनस्त्री अक्षुर कृष्ण बलरामसे आदिश लेकर वर आ गये। उनको पर्नानि नैविद्य मासने रखा। इधर बलरामकी साय कृष्ण



অক্তুব গৃহত পশ্চিম।

বাটি আনি আগত যোগাইছে। ইফালে বলবামৰ সৈতে কৃষ্ণ
মথুরাত প্রবেশ কৰিলে। তেওঁলোকৰ পাছত হাতত বেণু লৈ
গোপশিশুবিলাক ঘাব ধবিছে। তেওঁলোকে বাটতে এজনী কুঁজী
ঘমণী দেখা পালে।

মথুরামে প্রবেশ কৰ রহি হইঁ। উনকে পীচ্ছে হাথমে বিষ্ণু লিকৰ গৌপ-
য়িশুমী জানি লগি। রাহমেছী কুজা নামকী এক রমণীকী
হাথমে গংধদ্রব্য লিকৰ ক'সকে ঘৰ জাতি দেখা।



গোপশঙ্ক।

বাম।

কৃষ্ণ।

কুঁজী।

কৃষ্ণ আগত, মাজত বলদের আক পাছত সুদাম শাৰৌপাতি
মনোহৰ গতিৰে মথুৰাৰ বাজবাটেদি যাব ধৰা দেখি মথুৰাৰ
পুৰনাৰৌসবে শ্ৰীকৃষ্ণক চাবলৈ অট্টালিকাৰ উপৰত উঠিছে;
কোনোৱে বা কৃষ্ণৰ ফালে চাই হাতযোৰ কৰিছে, কোনোৱে বা
আগহাত তুলি আশচ্য়ান্বিত হৈ একেথৰে চাই আছে।

সামনে কৃষ্ণ, বৌচমে বলদেব ও পীচে সুদামকী পংক্তি বনাকৰ
মনোহৰ গতিসে মথুৰাকী রাজসঢ়কসে জাতি দেখকৰ মথুৰাকী
পুৰনাৰিয়াং শ্ৰীকৃষ্ণকো দেখনিকেলিএ ইমাৰতোঁকে ঊপৰ চढ়ী হৈঁ;
কৌই কৃষ্ণকী ওৱা তাককৰ হাথ জোৰ রহী হৈ তো কৌই চক্ষিতসী
উনকো নিহৰ রহো হৈ।



নাৰীসৰ কৃষ্ণক দেখিবে গৃহত চড়িছা ।

কৃষ্ণ ।

বাম ।

সন্মাম ।



ধোৱা ।

কৃষ্ণ ধোৱাক বধিছা ।

গুৱালে বস্তু লৈছা ।

বজক বধ :—মথুৰাৰ ৰাজবাটে দি বলৰাম আৰু অন্যান্য গোপবালকৰ সৈতে গৈ থাকোঁতে ৰাজভবনৰ ফালে ধোৱা কাপোৰৰ বোজা লৈ যোৱা এটা ধোৱাক দেখি কাপোৰ খুজিলে । ধোৱাটো

রজক বধ :—মথুৰাকীৰ রাজসভ্যকসি বলৰাম আৰু দুসৰী গোপবালকোকি সাথে জ্ঞানে রাজভবনকী আৰু এক ধৌৰীকীৰ ধোৱ হৃঁৎ কপড়োঁকা বৌভ লিকৰ জাতি দেখি উসসি কপড়ী মাঁগি । ধৌৰীকী

बागान्धित है गाली परात कृष्ण चर मारि तार गलटो। छिड़ि पेलाले। धोवार मूर छिड़ि माटित परिल आक गाड़ी डोखरो। तात-भरि पेलाइ बज्जाकृ है माटित परि ग'ल। बलदेर कृष्ण व पिछ फाले थिय दि आछे। धोवा मरिनत कृष्ण भाल भाल कापोरबोर लगव गोपबालकविलाकक भगाइ दिले। कृष्ण धोवाक मरा देखि एजन नालुहे अति द्रुतबेगे एहि खबरटो। येन बजात जनावलै गैचे।

क्रीधित हो गाली दिनेपर भगवानने उसकी मार दिया और कृष्ण ने अच्छे अच्छे कपड़ोंकी माथके गोपबालकोंकी बाँट दिया। कृष्ण द्वारा धोवीकी मारते देखकर एक आदमी अल्पत दृत विगसि कंसकी पास गया।



सुदाम ।

कृष्ण ।

बलदेव ।

द्रीपाम ।

भगवान कृष्ण तेनेकै धोवाक मारि कंसलै आना बितोपन कापोर पिक्कि बलभद्र आक गोपबालकविलाकब सैतेसुदामा मालौर घरत सोमाल। सुदामाइ अति भक्तिर सैतेकृष्ण, बलबाम आक गोपसकलक आसनत बहराले। पिछत मालौ सुदामाइ एथन शराटित सुगक्कि पुण्पव माला आनि कृष्ण आगत

भगवान कृष्ण धोवीकी मारकर कंसके कपड़ि पहनकर बलभद्र और गोपबालकोंके साथ सुदामा मालौके घरमें घुसि। सुदामा अल्पत भक्तिके साथ कृष्ण, बलराम और गोपबालकोंकी आसनपर बैठाया। बाहमें मालौ सुदामा एक ठगीमें (फुलोंके बरतन) सुगंधी फुलोंकी माला लाकर कृष्णके सामने रखकर घुटने जोड़कर

थे आँठु जूरि स्तुति कविवलै धरिले । कृष्ण आग हात दाँडि स्तुति करने लगा । कृष्ण दाहिना हाथ उठाकर मानो सुदामाको येन सुदामाक आशीष दिछे ।



कृंजी ।


बाम कुफे कृंजीत चन्दन खुजिछा ।

गोराल । कुफे कृंजीक ऋजु कविछा ।

बाम । सुदाम ।

कृंजीब लगत कृष्ण-बलबामब साक्षात् :—मालाकार सुदामाब द्वाबा अन्यर्थित है कृष्ण-बलबाम आक अन्ताग्नि गोपबालकविलाकब सैतेमथुराब बाजबाटित गैथ थाकोतेक कृंजीब हातत गक्कद्वाब बाढि लैयोरा देथि गक्क-चन्दन खुजि बब दिम बुलिले । कृंजी कृष्णत आसक्त होरा जानि तेओंब अभिप्राय पूर्वनब आशाय तेओंब गलत धरि कृष्णहै आलिङ्गन कविले । कृंजीये कृष्णब उत्तरीय वस्त्रत धरिले कृंजी सुन्दरी बमगी है उठिल । कृष्णब पिछब फाले बलबामे हातत बाँही लै आक ताब पिछब फाले बाँही बजाहै सुदामा थिय है आछे ।

कुञ्जाक्षि साथ कृष्ण-बलरामकौ साक्षात् :—मालाकार सुदामाको द्वारा अभ्यर्थित होकर कृष्ण, बलराम और दूसरे गोपबालकगण मथुराकौ राजसरङ्कसे जानिके समय एक कुञ्जाको हाथमें गंध द्रव्यका कटोरा ले जाते देख गंध चन्दन मांगकर उसके बदलिमें वर देनेकी बात कही । कुञ्जा कृष्णप्रे मसे आसक्त हो उन्हे गंध चन्दन दे दिया । कुञ्जाकी आसक्तिको जानकर कृष्णने प्रे मालिङ्गन कर उसकी मनोकामना पूर्ण की । कुञ्जा कृष्णके उत्तरीय वस्त्रको पकड़े सुशोभित लग रही है ।



পূরবাসী স্তুৱী ।

বন্ধুদাম ।

বাম ।

কৃষ্ণ ।

বাণিজাবগণ ।

কুঁজীৰ বামনা পূৰণ কৰি সুদামা আৰু বামব সৈতে কৃষ্ণ মথুৰা নগৰত সোমাল । কৃষ্ণৰ অসামান্য কৃপত নগৰীয়া বহণী-বিলাক মুক্ষ হৈ পৰিল । বাটত ঘাঁওতে বাণিজাববিলাকে কৃষ্ণক দেখা পাই অতি ভক্তিৰে শৰাটিত নানা উপহাৰ দি আৰ্যুকাৰি কৰযোৰে স্তুতি কৰিবলৈ ধৰিলে । তেতিয়া কৃষ্ণ আৰু বলৰামে আগহাত দাঙি তেওঁলোকৰ উপৰত সন্তুষ্টিৰ ভাব প্ৰকাশ কৰিছে ।

কুঁজাকী বামনা পূৰ্ণ কৰি সুদামা ওৰু রামক সাথ কৃষ্ণ মথুৰানগৰমে আয়ে । কৃষ্ণক অসামান্য রূপসৈ নগৰকী রমণিয়া মুঝ হৌ উঠোঁ । পাসসৈ জানিহুয়ে বণিকগণ কৃষ্ণকী দেখকৰ অল্যত ভক্তিসৈ ঠগীমেঁ নানা উপহাৰ দেকৰ ঘুটনে টেককৰ কৰ জোড়কৰ সুতি কৰলৈ লগৈ । কৃষ্ণ বলৰাম প্ৰেমসৈ উনকা অভিনন্দন স্বীকাৰ কৰ রহি হৈ ।

শ্রীকৃষ্ণৰ ধনুর্ভঙ্গ :—তগবান কৃষ্ণ মথুৰাৰ বাজবাটেদি এনেকৈ ফুৰি ফুৰি গৈ কংসৰ ধনুর্যজ্ঞশালা পালে গৈ । বলৰাম আৰু গোপবালকবিলাকো কৃষ্ণৰ পিছে পিছে গৈছে । পূৰব্দ্বীবিলাকে কৃষ্ণৰ কৃপ দৰ্শন কৰি আছে । কৃষ্ণ ধনুর্যজ্ঞৰ ঠাই পাই তাত ইন্দ্ৰৰ ধনুৰ দবে অতি উজ্জ্বল কংসৰ ধনু দেখি তেওঁ ধনুখন লৈ

শ্রীকৃষ্ণকা ধনুর্ভংগ : ভগবান् কৃষ্ণ মথুৰাকী রাজ-সভাকসৈ ইমী তৰহ পুছ-তাছ কৰতি ক'সকি ধনুর্যজ্ঞকী জগহ জা পঁহুচে । বলৰাম ওৰ মোপবালকগণভী কৃষ্ণক পীঁচে পীঁচে আগয়ে । পুৰস্ত্রিয়া কৃষ্ণক রূপকা দৰ্শন কৰ রহী হৈ । ধনুর্যজ্ঞকী জগহ কৃষ্ণনি ইন্দ্ৰকী ধনু জৈসা অতি উজ্জ্বল ক'সকা ধনু দেখকৰ



পুরু-স্তী ।

গোপগণ ।

বলভদ্র ।

ক্ষেম কংসব ধনু ধরিছা ।

ধনুবথীয়া সেনা ।

শুণ লগাই টক্কাব দিলে । তাকে দেখি ধনুবথীয়া সেনাবিলাকে
ঢাল আৰু তৰোৱাল লৈ কৃষক খেদি আহিল ।

অপনে হাথমে লেকাৰ ট'কাৰ কিয়া । উসে দেখকাৰ ধনুকে পহৰিদার
সৈনিকগণ ঢাল আৰু তলোবাৰ লেকাৰ কুশাকে ওৰ দৌড়ে ।



কংসব সৈন্য ।

বাম-ক্ষেম ধনুবথীয়াসবক বধিছন্ত ।

কংসৰ অমুচৰবিলাকে হাতত থ়ঙ, ধনু আদি লৈ কৃষ্ণ-বলবামক খেদি অহা দেখি ছয়ো ভাই-ককায়ে তৌক্ষ অসিবে কাকো কাটি, ধনুৰে কাকো বিঞ্চি ছিন্ন ভিন্ন কৰিলে। কংসৰ সৈন্যবিলাকেও ভয় নাথাই কৃষ্ণ-বলবামক বেঢ়ি ধৰিলে।

কংসকে অনুচরোকো আপনী ওৰ আতি দেখি কৃষ্ণ বলরামকো দোনোঁ ভাৰ্জু মী আপনি আপনি শস্তোঁসি উন সৈনিকোঁ পৰ প্ৰহাৰ কৰ উহুৰ তিতৰ বিতৰ কৰ দিয়া।



গোপবালক।

কৃষ্ণ।

বলবাম।

গোপবালক।

কৃষ্ণ-বলবামে কংসৰ সৈন্যবিলাকক মাৰি গোপবালকবিলাকৰ সৈতে নিৰ্ভয় চিত্তে নগৰৰ বাজৰাটত ফুৰি সাজবেলিকো নগৰৰ বাহিৰত বল গৈ। পৰিশ্রান্ত কৃষ্ণ-বলবামে হাত ভৰি থই ছয়ো দুখন বিচ্চৰ বিছানাত শুইছে; দুজন গোপবালকে ভৰিৰ ওচৰত বহি ছয়োৰো ভৰি টিপিবলৈ ধৰিছে। আন এজন গোপবালক ওচৰতে চোঁৱৰ ধৰি আছে।


কৃষ্ণ বলরাম কংসকী সৈনাশ্রীকো মাৰকৰ গোপবালকোকি সাথ নিৰ্ভয় চিত্তসি রাজমার্গসি শামকো নগৰকে বাহিৰ আকৰ ঠহৰি। পৰিশ্রান্ত কৃষ্ণ বলরাম হাথ পৈৰ ধোকৰ দোনোঁ দো বিচিত্ৰ বিঞ্চি নাঁপৰ সো রহি হৈঁ; দো গোপবালক পৈৰোকি পাস বৈঠকৰ দোনোঁকৈ পাঁঁৰ দৰা রহি হৈঁ। দুসৱা গোপবালক পাস জী চঁৰ ডুলা রহা হৈঁ।

कंसरा जा ।

कंसर पात्र ।

बाजागण ।

वस्त्रदेव-दैरकी ।



मालसकल ।

बाण बजोरा ।

बाम-कुफे मालसमे युजिछत ।

पूर्व-स्त्री ।

मल्लवन्धः—पाछ दिना कंसर धनुर्यज्ञ आवस्त हल। रजा कंस उक्ष आसनत हातत ढाल-तर्बोराल लै बहिछे। पिछफालव परा एजन चबे गूब औपरत शुक्र हत धरिछे। सम्मुखत एजना पात्रह हातत ढाल-तर्बोराल लै बहि आछे। ताव पिछब फाले कंसर अतिमुखे चापर आसनत आन आन रजाबिलाक यज्ञ चावलै बहिछे। ताव पिछत महामति वस्त्रदेव आकृ दैरकीओ पुत्रव अलौकिक शक्ति चावलै येन सभात बहि आछे। आन एठाइत किच्किटौया कला मालबिलाक ढाल-तर्बोराल लै शुसज्जित है बहि

मल्लयुद्धः : दूसरे दिन कंसका धनुर्यज्ञ शुक्र हुआ। राजा कंस जाँचे आसनपर हाथमें ढाल-तलवार लेकर बैठा है। पीछेकी ओर एक दास सिरपर शुक्र छत डला रहा है। सामने एक सैनिक हाथमें ढाल-तलवार लेकर बैठा है। उसके पीछे कंसके आमने सामने नीचे आसनोपर दूसरे राजागण यज्ञ देखनेके लिए बैठे हैं। उसके पाके महामति वसुदेव और दैवकीभी पुत्रकी अलौकिक शक्ति देखनेके लिए समामि बैठे हैं। दूसरी एक जगह भयंकर पहलवान ढाल-तलवार लेकर सुसज्जित होकर बैठे

আছে। পুরুষাসী বরণীবিলাকে আচরিত হৈ থিয়দি মালয়েংজ চাবলৈ ধৰিছে। কৃষ্ণই এটা মালৰ লগত যুঁজ কৰি মালৰ গলত আগহাতেৰে সারোটি ধৰি তাক মাটিত পেলাই ধৰিছে, আৰু বলৰামেও আন এটা মালক মাটিত পেলাই হেঁচি ধৰিছে।

হৈ'। পুরুষাসিন রমণিয়াঁ অচৰজ হৌকৰ খড়ী হৌকৰ মল্লযুড় দেখ রহী হৈ'। কৃষ্ণ এক পহলবানকৰি সাথ লড়কৰ মলকে গলিমে দাহিনী হাথসে পকড়কৰ উসে জমীনপৰ গিৰা লিয়া হৈ আৰু বলৰামভী দুসৰী এক পহলবানকো জমীনপৰ গিৰাকৰ দৰা রখা হৈ'।



দ্বাৰী।

অষ্ট হাথিঘাৰ।

কৃষ্ণে অষ্টক মাটিছা।

বাম।

গোপগণ।

কুৱলয় বধঃ—ভগবান কৃষ্ণই বলৰামৰ সৈতে ধৰ্ম্মজ্ঞত কংসৰ মালবোক মাৰি গোপবিলাকৰ সৈতে পুৰত সোমাবলৈ দুৱাৰত উপস্থিত হল গৈ। কুৱলয় নামে এটা প্ৰকাণ্ড হাতৌয়ে দুৱাৰ বোধ কৰি থকা দেখি কৃষ্ণই মাটিতক হাতৌটো আঁতবাই নিবলৈ কলে। মাটিতে কৃষ্ণৰ আদেশ শুনি বাগান্ধিত হৈ হাতৌটোক অঙ্কুশৰে খুচি কৃষ্ণআদিব ফালে আগবঢ়াই দি তেওঁলোকক বাধাহে দিলে।

কুবলয় বধঃ : ভগবান কৃষ্ণ বলৰামকৰি সাথ ধৰ্ম্মজ্ঞ মেঁকে কংসকি পহলবানোঁকো মাৰকৰ খালোঁকী সাথ পুৰমে ঘৃষনিকৈ লিএ দৰবাজে পৰ আয়ে। কুবলয় নামকা এক প্ৰকাণ্ড হাথীকো দৰবাজা রোকৈ খড়া দেখকৰ কৃষ্ণ মহাবতসে হাথীকো হঠা লি জানিকো কহা। মহাবত কৃষ্ণকি আদেশ মে কৌধিত হৌকৰ হাথীকো অঙ্কুশ চুভাকৰ কৃষ্ণ আদিকী আৰু বঢ়া রহা হৈ'।



দ্বাৰী ।

কুৰুলয় ।

কৃষ্ণে হস্তীক ধৰিছা ।

বাম ।

গোপ ।

দ্বাৰাবত এজন দ্বৰুৰো থিয় হৈ আছে। মাটিৰ কাৰ্য্যত খং
উঠি কৃষ্ণে তৎক্ষণাত্ খেদি গৈ সেই কুৰুলয় হাতৌৰ লেজত দুয়ো
হাতেৰে খামোচ মাৰি ধৰি টান দিলৈ। কৃষ্ণ পিছৰ ফালে
বলৰাম আৰু বলৰামৰ পিছৰ ফালে শিঙা বংশী বাই গোপবালক-
বিলাকে কৃষ্ণৰ সেই আশৰ্চৰ্য্য কাৰ্য্য চাই থিয় দি আছে।

দ্রবাজেপৰ এক প্ৰহৱী খড়া হৈ। মহাবতক কাৰ্য্যসে কুঢ় হৌ
কুশণ উস কুবলয় জ্ঞানীকী পুঁক্কো জোৰসে পকড়কৰ খীঁচনৈ
হৈঁ। কুশণক পীক্কেকী আৰ বলৰাম আৰ বলৰামক পীক্ক
কী আৰ গোপবালকগণ কুশণকা বহু অজীব কাৰ্য্য খড়ে খড়ে
দেখৰ রহি হৈঁ।



গোপগণ ।

বাম ।

কৃষ্ণে হস্তীৰ দাস্ত লৈবাক ধৰিছন্ত ।

কৃষ্ণই কুরলয়ৰ পিছৰ ফালে জোৰে টানি এবি দিলত সি
বেগৰ কোবত সম্মুখৰ ফালে মুখ ঠেকেচা খাই মাটিত পৰি গল।
হাতৌটো আগৰ ফালে পৰাৰ কাৰণে মাউত পিছৰ ফালে পৰিবৰ
ভয়ত হাতৌৰ ওপৰতে ফেঁটা পৰি বাঁওহাত মেলি বল হাতৌটো
মাটিত হামকুৰি খাই পৰা মাত্ৰকে কৃষ্ণ আগৰ ফালে গৈ তাৰ দাঁত
দুটাত খামোচ মাৰি ধৰিলে। তেতিয়া বলদেৱ প্ৰভৃতি গোপ-
বালকবিলাকে। কৃষ্ণৰ পিছ ধৰিলে গৈ।

কৃষ্ণ কুবলয়কী পৌছিকী ওৱা জোৰসি খীঁচকৰ হঠাত্ ঝোড়
দিনিপৰ বহু বিগমি সামনি মুঁজু কে বল জমীনপৰ গিৰ পড়তা হৈ।
হাথীকৈ গিৰনিকৈ কাৰণ মহাবত পৌছিকী ওৱা লুঢ়ক
পড়তা হৈ। জমীনপৰ পড়ি হাথীকৈ দোনো দাতোঁকো কৃষ্ণ উখাড়
লৈতা হৈ।



বন্দী।

কংস।

কৃষ্ণ।

বলৰাম।

গোপসকল।

কৃষ্ণই সেই কুবলয় হাতৌক তাৰ দাঁতেৰেই মাউতৰ সৈতে
মাৰি মাটিত পেলাই বৈ কংসৰ বহা চ'বা পালে গৈ। কংস এখন
আসনত হাতত ধনু-শৰ লৈ বহি আছে। পিছৰ ফালৰ পৰা
এজন বন্দীয়ে ছত্ৰ ধৰিছে। কান্দত গদা লৈ আগত কৃষ্ণ আৰু
তাৰ পিছত বলৰাম কংসৰ ওচৰলৈ গল। লগতে শিঙা, বেণু
বজাই গোপ-শিশুবিলাকে। উপস্থিত হল গৈ

কৃষ্ণ তম কুবলয় হাথীকো ওৱা মহাবতকো মাৰকৰ
বৈঠকখানিমেঁ আ পঁচুচে। কংস এক আসনপৰ হাথমেঁ ধনু-
শৰ লিকৰ বৈঠা হৈ। কংঘিপৰ গদা লিকৰ আগি কৃষ্ণ ওৱা
তনকৈ পৌছে বলৰাম কংসকৈ পাস গযে। সাথহী গোপমিশ্র-
গণভী হৈ।



পুর-স্তীসকল ।

কৃষ্ণ ।

রাম ।

গোপনীয় ।

কৃষ্ণ-বলবামৰ ধনুর্যজ্ঞত উপর্স্থিতি :—যেতিয়া কৃষ্ণ কংসৰ ধনুর্যজ্ঞত উপস্থিত হল, তেতিয়া তাত উপস্থিত হোৱা। সমজুৰা-সকলে কৃষ্ণক দহ প্রকাৰে দেখিবলৈ পালে। যজ্ঞক্ষেত্ৰত কৃষ্ণ আৰু বলবামৰ কান্দত বাঁহাতেবে শিঙা লৈ লয়লাসে গোপবিলাকৰ সৈতে যেতিয়া প্ৰবেশ কৰিলে, তেতিয়া তাত উপস্থিত থকা বমণীবিলাকে কৃষ্ণ-দৰ্শনত মোহিত হৈ যেন পৰম্পৰে কৃষ্ণৰ গুণ-গানকে কৰিছে।

কৃষ্ণা-বলবামকা ধনুর্যজ্ঞমে উপস্থিতি : জৰু কৃষ্ণ ক'সক' ধনুর্যজ্ঞমে চাজিৰ হৈ, তব বহাঁ উপস্থিত সমাজনোনি কৃষ্ণকো দম প্ৰকাৰসি দিখা। যজ্ঞক্ষেত্ৰমে কৃষ্ণ আৰু বলবাম ক'ধৈপৰ বায় হাঅসি সীঁগা লিকৰ লয়সি গোপবালক'ক' সাথ জৰু প্ৰবেশ কৰতি হৈঁ তব বহাঁ উপস্থিত রমণিয়াঁ কৃষ্ণ দৰ্শন সি মুঘ হোকৰ পৰস্তুৱ মানো কৃষ্ণক' হী গুণগান কৰ রহৌ হৈঁ।

ৰাম-কৃষ্ণই গোপসকলৰ সৈতে কংসপূৰত সোমায়েই মুষ্টিক আৰু চানুৰ নামে ভৌষণ আকৃতিব মাল দুজনক দেখা পালে। কংসই ৰাম-কৃষ্ণক দেখিয়েই মুষ্টিক আৰু চানুৰৰ লগত তেওঁলোকক যুঁজ কৰিবলৈ আদেশ দিলত ছয়ো যুঁজ কৰিবলৈ প্ৰস্তুত হল।

ৰাম-কৃষ্ণনি খালো'ক' সাথ ক'সক' পুৰমে ঘুস কৰ হী মুষ্টিক আৰু চানুৰ নাম "ভৌষণ আকৃতিক' দো পহলবানো'কো দিখা। রাম-কৃষ্ণকো দিখতিহী ক'সক' মুষ্টিক আৰু চানুৰকো লড়নিকা আদেশ দিনিপৰ দীনোঁ যুৰ কৰনিক' লিএ তৈয়াৱ হৈ। চানুৰ আগী



মুষ্টিক ।

চারুৰ ।

কৃষ ।

বাম ।

গোপণ ।

চারুৰ আগত, মুষ্টিক পাছত, আন ফালে কৃষ, তাৰ পিছত বলৰাম
আৰু শেষত গোপণ থিয় হৈ আছে।

মুষ্টিক পীক্ষি, দূসৰী ওৱ আৰ্য কৃষ্ণ উনকে পীক্ষে বলৰাম আৰু
শৈষমে খালগণ খড়ি হৈ'।



বন্দী ।

কংস ।

বাম-কৃষে মালে সমে ঘুজিছন্ত ।

পুৰ-স্তৌ ।

কংস আগবদৰে ঢাল-তৰোৱাল লৈ আসনত বহি আছে।
আগত উপহাৰ-দ্রব্য পূৰ্ণ এখন শৰাই আছে, আৰু পিছৰ ফালে

ক'স পহলৈ জৈসে ঢাল-তলবার লেকৰ আসনপৰ বৈঠা হৈ।
সামনে ভেংকে দ্রব্যপূৰ্ণ উপহাৰ পড়ি হৈ'। পীক্ষেকী তরফ এক

এজন বন্দৌয়ে বহি ছত্র ধরিছে। সম্মুখত চান্দুবৰ সৈতে কৃষ্ণই আৰু মুষ্টিকৰ সৈতে বলদেৱে পোনতে কঁকালত ধৰাধৰি কৰি মল্লযুদ্ধৰ নিয়মানুসাৰে যুঁজ আৰম্ভ কৰিছে। পিছ ফালে গোপ-বালকগণ আৰু পুৰ-শ্রীসকল থিয় দি চাই আছে।

দাস চঁৰ ঝুলা রহা হৈ। সামনে চানুৰকে সাথ কৃষ্ণ ও আৰু মুষ্টিককে সাথ বলদেৱ মল্লযুদ্ধকে নিয়মানুসাৰ যুদ্ধ আৰংभ কৰ রহে হৈ। পীক্ষে গোপবালকগণ খড়ি হৌকৰ দেখ রহে হৈ।



পুৰবাসী স্তুৰী।

মুষ্টিক-বান্ধ।

কৃষ্ণ।

চান্দুৰ।

বলদেৱ।

দৈৰকৌ।

পিছত বাল্লযুদ্ধৰ নিয়মানুসাৰে মুষ্টিক মাটিত ভৰি মেলি বহি পিছৰ ফালে আগহাত মাটিত গজা মাৰি বাঞ্ছাতেৰে সেই ভাৱে বহা বলদেৱৰ কঁকালত ধরিছে। বলদেৱেও মুষ্টিকৰ কোলাত বহি এখন ভৰি কোচাই লৈ আনখন ভৰি আগুৰাই দি মুষ্টিকক টিপি ধৰি আগহাতেৰে মুষ্টিকৰ গলুব ফালে টান দি বাঞ্ছাত ওপৰলৈ তুলি বৈছে। তেনেকৈ কৃষ্ণয়ো চান্দুবৰ আগখন হাতত নিজৰ বাঞ্ছাতেৰে মেৰপাক দি আগহাত দাঙি ঘেন মাৰিবলৈহে খুজিছে। সেই সময়ত পুৰবাসীনী শ্রীবিলাকে আগৰ ফালে আৰু দৈৰকৌ-বল্দেৱ পাছৰ ফালে আসনত বহি চাই আছে।

বাল্লযুদ্ধকে নিয়মানুসাৰ মুষ্টিক জমীনপৰ পৈৰ ফেলাকৰ বৈঠকৰ পীক্ষেকী তৰফ দাহিনা হাথ মিষ্টীপৰ টেককৰ বায়ে হাথসে উসী ভাবসে বৈঠে ঢুঁঠে বলৰামকী কমৰ পকড়ি হৈ। বলদেৱভী মুষ্টিককী গোদমে বৈঠকৰ এক পৈৰ সংভালকৰ দূসৰে পৈৰ বঢ়াকৰ মুষ্টিককী দৰাকৰ পকড়কৰ দাহিনে হাথসে মুষ্টিককী গলিকী আৰু খৌচকৰ বাঁয়ি হাথকো জপৰ উঠা রহে হৈ। বৈসেহী কৃষ্ণভী চানুৰকে দাহিনে হাথমেঁ অপনে বায়ে হাথসে ঘেৰ ডালকৰ দাহিনা হাথ উঠাকৰ মানো মারনাহী চাহতে হৈ। উস সময় পুৰবাসীন স্ত্রিয়াঁ সামনে কী আৰু আৰু দৈৱকী বসুদেৱ পীক্ষেকী আৰু আসনপৰ বৈঠকৰ দেখ রহে হৈ।



দৈরকী বসুদেরে সন্তাপ করিছা ।

পূর-স্ত্রী ।

বাম ।

কংস ।

কংস ।

চানুর-মুষ্টিকৰ কৃষ্ণ-বলবামৰ লগত যুদ্ধ দেখি বসুদেৱ-
দৈরকৌ আৰু পূৰ-স্ত্রীসকলৰ বিষাদঃ—বালক কৃষ্ণ আৰু
বলবামক সেইদেৱে বিশাল আকাবৰ মল্লৰ লগত যুদ্ধ কৰা দেখি
দৈরকৌ আৰু বসুদেৱ বিষম্ব হৈছে । পূৰ-স্ত্রীসকলে কৃষ্ণৰ আশৰ্থ্য
কৰ্ম দেখি স্তন্তি হৈ আগহাত পাতি যেন নিৰ্দয় কংসৰ ওচৰত
কৃষ্ণৰ প্ৰাণ ভিক্ষাহে কৰিছে ; নাইবা কৃষ্ণ আৰু বলবামক যুদ্ধৰ
পৰা বিবত হ'বলৈ প্ৰাৰ্থনা কৰিছে । কংসই হাতত ঢাল-তৰোৱাল
লৈল এখন আসনত অকলে বহি আছে । কৃষ্ণ-বলবামে তেওঁৰ
সম্মুখত যুদ্ধ কৰিবলৈ যেন প্ৰস্তুত হৈ আছে ।

চানুর-মুষ্টিকৌ কৃষ্ণ-বলবামকী সাথ লড়াই
দেখকৰ বসুদেৱ-দেৱকী আৰু পুৰস্ত্রীয়োকা বিষাদ :
বালক কৃষ্ণ আৰু বলবামকো উসী তৱহ বিৰাট আকাৰক মল্লোকী
সাথ লড়ত দেখকৰ দেৱকী আৰু বসুদেৱ লিতি হো রহি হৈ ।
পুৰস্ত্রীয়ুঁ কৃষ্ণকা অদ্ভুত কৰ্ম দেখকৰ স্তন্তি হোকৰ দাহিনা হাথ
পসারকৰ মানো নিৰ্দয় কংসক পাস কৃষ্ণকী প্ৰাণকী ভিজ্ঞা মাংগ
ৱৰ্হী হৈ যা কৃষ্ণ আৰু বলবামকো যুদ্ধসে নিষ্পত্ত হোনিকো লিএ প্ৰাৰ্থনা
কৰ রহী হৈ । কংস হাথৰ্ম ঢাল-তলবার লিকৰ এক আসনপৰ অকেলৈ
বৈঠা হৈ । কৃষ্ণ-বলবাম উসকো সামনী যুদ্ধ কৰনিকো লিএ তৈয়াৰ হৈ ।

ধৰ্মজ্ঞস্থলত দৈরকৌ-বসুদেৱ বহি আৰু পূৰ-স্ত্রীবিলাক থিয়
দি চাই থাকোতেই বলভদ্রে মুষ্টিকক মাটিত চিৎ কৰি পেলাই দি

ঘনুৰ্যজ্ঞশালামে দেৱকী বসুদেৱ আৰু পুৰস্ত্রীয়োকি দেখতি দেখতেহী
বলভদ্রনে মুষ্টিকো মিষ্টীপৰ চিত কৰকি ঘৃসৰ্মসি (মুষ্টিকে প্ৰহাৰসি)



দৈরকী-বহুদের ।

পূর-স্তৰী ।

বনভদ্র মুষ্টিকক বধিলা ।

কঁফে চাতুরক পাক ফুবাইছা ।

গোপশিঙ্গ ।

পূর-স্তৰী ।

ভুকুরাই মাৰি পেলালে । তেনেকৈ কুঞ্চয়ো কৌশল কৰি চানুৰক
আগহাতেৰে ওপৰলৈ তুলি তাতে পাক ঘূৰাই মাৰি পেলালে ।

মার ডালা । বৈমুহী জ্ঞানীনৰ্মা কীঁঠলসি চানুৰকো ঢাকিনি হাথসি
জপৰ উঠাকৰ বহীঁ সুমাকৰ মার ডালা ।



চতুরাবী ।

কংসৰাজা ।

সেৱক ।

বনভদ্রে কূটমন্ত্রক বধিলা ।

কঁফে তোষলমন্ত্রক বধিলা ।

চানুৰ, মুষ্টিক আদিৰ বধত কংসৰ ক্রোধ :-- ৰজা কংস
আগৰদৰে আসনত বহি থাকি চানুৰ আৰু মুষ্টিকৰ মৃত্যু দেখি

চানুৰ, মুষ্টিক আদিকি বধসি কংসকা ক্রোধ :
ৰাজা কংস চানুৰ আৰু মুষ্টিকৰ মৃত্যু দেখকৰ অন্ত বিস্ময়ান্বিত

অতি বিস্ময়ান্বিত হল। পাছত কূট নামে এক মাল বণ্টত প্রবেশ কৰিলত বলভদ্রে তাক এক ভুকুতে মাবি মাটিত মুখঠেকেচা খুরাই মাবি পেলালে। তাৰ পিছত তোসল্ল আৰু শল্ল নামে দুটা মালে যুক্ত কৰে। বুলি সেই ঠাইত উপস্থিত হল। কৃষ্ণই দুয়োকো গোৰ মাবি মূৰ ছিড়ি পেলালে; মূৰ দুটা এঠাইত আৰু গাবি দুড়োখৰ আন ঠাইত বাগৰি পৰিল। এজনৰ ছিঙা গাবিৰ ওপৰত কৃষ্ণৰ বাঁও ভৱিধন লাগি থাকিল। কংসই এই ঘটনা দেখি বিস্ময়ান্বিত হৈ খড়ত কঁপিবলৈ ধৰিলে।

হুআ। বাদমেঁ কূট নামকা এক মল্লকৈ রণমেঁ প্ৰবেশ কৰনৈপৰ বলভদ্রনৈ উসেমী সুস্থিকৈ একহী প্ৰহাৰসৈ মারকৰ ফেঁক দিয়া। উসকৈ বাদ তোসল্ল আৰু শল্ল নামকৈ দো মল্ল লড়াই কৰনৈকে লিএ উসী জগহপৰ আয়ে। কৃষ্ণনৈ দোনোঁকো লাত মারকৰ সিৰোঁকো তোড় ডালা; দোনোঁ সিৱ এক জগহ আৰু ধড়কৈ দোনোঁ টুকড়ি দূসৰী জগহ গিৰ পড়ে। ইস ঘটনাকো দেখকৰ বিস্ময়ান্বিত হোকৰ ক'স কাঁপনি লগা।



দৈৱকী।

পুৰ-স্তৰী।

বলৰাম।

কৃষ্ণ।

গোপবালকমকল।

কৃষ্ণ-বলৰামৰ অনন্দঃ—ভগবান কৃষ্ণই কংসৰ মালবিলাকক মাবি আনন্দিত হৈ বলৰাম আৰু গোপ-বালকবিলাকৰ সৈতে নাচিবলৈ ধৰিছে। কৃষ্ণ-বলৰামে নানা ভঙ্গি কৰি নাচিছে আৰু গোপ-বালকবিলাকে চাপবি ধৰিছে। বসুদেৱ-দৈৱকীৰ সৈতে পুৰনাবীবিলাকে এই আনন্দ-নৃত্য যেন আগ্ৰহেৰে চাব ধৰিছে।

কৃষ্ণ-বলৰামকা আনন্দঃ : ভগবান কৃষ্ণ ক'সকৈ মল্লোঁকো মারকৰ আনন্দিত হোকৰ বলদেৱ আৰু গোপবালকোক সাথ নাচ রহে হৈন। কৃষ্ণ আৰু বলৰাম নানা ভংগিযোঁসৈ নাচ রহে হৈ আৰু গোপবালকগণ তালী বজা রহে হৈন। বসুদেৱ-দৈৱকীক সাথ পুৰবাসীগণ ইস আনন্দ-নৃত্যকো মানো চাবসৈ দেখ রহে হৈন।



কংসে ক্রোধে বন্ধিছা। পাত্ৰ।

মর্ত্ত।

কৃষ্ণ।

রাম।


কংসের ক্রোধ আৰু কৃষ্ণের হাতত মৃত্যুঃ—কৃষ্ণ-বনবামে মালবিলাকক মাৰি তেনেকৈ আনন্দত মৃত্যু কৰা দেখি বজা কংস ক্রোধত অস্থিৰ হৈ পৰিল। আৰু আসনত বহি থাকিয়েই বাঁওহাতেবে ঢাল আৰু আগহাতেবে অস্ত্র মুঠি দাঙি যেন পাত্ৰক সম্মোধন কৰি ক্রোধৰ ভাব প্ৰকাশ কৰিছে।

ক'সকা ক্রোধ ও কৃষ্ণকী হাথসে স্মৃত্যঃ : কৃষ্ণ বলরামকো মল্লোঁকো মাৰক আনন্দসে নৃত্য কৰতি দেখকৰ রাজা ক'স ক্রোধসে অস্থিৰ হো পড়া ও আসনপৰ ব'ঠে ব'ঠেহী বায়ে হাথসে ঢাল ও দাহিনে হাথসে মুষ্টি উঠাক মানোঁ প্ৰহৱীকো সম্বোধন কৰকে ক্রোধকা ভাব প্ৰগট কৰ রহা হৈ।

বজা কংস ক্রোধত কুজমুর্তি হৈ হাতত ঢাল-তৰোৱাল লৈ কৃষ্ণক খেদি গল। কৃষ্ণট কংসৰ খং আৰু বেচিকৈ তুলিবলৈ খিল খিল কৰি হাঁহি মাৰি ক'কালত পীতবন্ত বাঞ্চি বুক ফিন্দিয়াই হাত দাঙি খেদা মাৰি গল। সেই সময়ত দৈৱকৌ আৰু বসুদেৱ বিষ্ণু মনে

রাজা ক'স ক্রোধসে রূদ্রমূর্তি হোক হাথমিং ঢাল-তলবার লিকৰ কৃষ্ণকো ও আৰু ভপটা। কৃষ্ণ ক'সকে ক্রোধকো ও বঢ়ানিকো লিএ হঁসতি হঁসতি কমৰ কসকৰ ক্ষাতী ফুলাক হাথ উঠাক ক'সকী ও আৰু লপকে। উস সময় দৈৱকৌ ও বসুদেৱ বিষ্ণু মনসে ব'ঠে হৈ।

কংসে খাণ্ডাবাক ধরিছা । কন্থে মঞ্চত চড়িছা ।



গুরান ।

দৈরকী ।

বসুদেৱ ।

বলভদ্র ।

শ্রীদাম ।

পুৰ-স্তৌ ।

মুখত হাত দি বহি আছে । বলদেৱ, গোপবালক আৰু পুৰ-স্তৌ-সকলে আশৰ্য্যাদিত হৈ যেন কৃষ্ণ আৰু কংসৰ যুদ্ধহে চাবলৈ অপেক্ষা কৰিছে ।

বলদেৱ, গোপবালক আৰু পুৰস্তুত্যাঁ আশৰ্য্যান্বিত হোকৰ মানো কৃষ্ণ আৰু ক'সকী লড়াইছী দেখনেকী ইন্তজারমে হৈ ।

দৈরকী-বসুদেৱ আগবণ্ডৰে বহি আছে । বলদেৱ, সুদাম আৰু পুৰ-স্তৌসকলে থিয় দি কংস আৰু কৃষ্ণৰ যুঁজ চাই আছে । আন

দৈবকী-বসুদেৱ পহলৈ জৈসে বৈঠে হৈ । বলদেৱ, সুদাম আৰু পুৰস্তুত্য খড়ী হোকৰ ক'স আৰু কৃষ্ণকী লড়াই দেখ রহী হৈ ।

কৃষ্ণ কংসব চুলিত ধরিছা।



এজন কংসব অশুবে বাঁওহাতেবে ঢাল আৰু আগহাতে
তবোৱাল লৈল আগআৰু কাঢ়ি বাঁওঁআৰু অলপ বেঁকা কৰি অতি তৌক্ষ
দৃষ্টিবে ক্রোধাদ্যিত হৈ যেন যুজুৎসুভাবে সেই কংস আৰু কৃষ্ণ
ফালে চাই বৈছে। যুঁজ কৰি ধাক্কাতে কৃষ্ণই হঠাৎ কংসক
থাপ্মাৰি আগহাতেবে চুলিত ধৰি পেলাই দিলে। কংস অলপ শূৰ
হলাই হাতত ঢাল তবোৱাল লৈয়ে যেন বিমৰ্শ হল।

কংসকে দূসৰে এক অনুচৰ বায়ে জ্ঞানমেঁ ঢাল আৰু দাহিনে জ্ঞানমেঁ
তলবার লেকক দাহিনা ঘুটনা টেকক বায়াঁ ঘুটনা জৰা ভুকাক
অতি তৌক্ষণ দৃষ্টিসে ক্রোধাদ্যিত হোকক মানো লড়াকুভাবসে উস কংস
আৰু কৃষ্ণকী ওৰ দেখ রহা হৈ। লড়াই কৰতে রহনকে সময়
কৃষ্ণনি ছঠাত্ কংসকো অপিড়ি মারকক দাহিনে জ্ঞানসে বালোঁকো
পকড়কক গিৰা দিয়া।



সেৱক।

কঁফে কংসৰ উপৰত জগতৰ ভৰে পৰিছা।

বাম।

সুদাম।

পুৰ-শ্রী। বাঙ্গল ভাসে পলায়।

কৃষ্ণই খঙ্গেৰে কংসক চুলিত ধৰি চিংকিৰি মাটিত পেলাই দি
তাৰ ওপৰত উঠি আঠুৰে কংসৰ কিংকালত আৰু বাঁওহাতেৰে কংসৰ
আগহাতত হেঁচা দি উঠিব নোৱাৰাকৈ ধৰি আগহাতেৰে যেন
প্ৰাণনাশ কৰিবলৈ উঞ্চত হৈছে বলৱাম, সুদাম আৰু পুৰ-শ্রী-
বিলাক আশচৰ্য্যাবিত হৈ সেই ঘটনা চাই আছে। কংসক
সেইদৰে সমৰত পৰা দেখি আন আন বজা আৰু সেৱকসকল
দশোদিশে পলাবলৈ ধৰিছে।

ভগবান কৃষ্ণই কংসক সেইদৰে মাৰি তাৰ চুলিত ধৰি দৌঘলকৈ
পেলাই দিছে। দৈৱকো আৰু বসুদেৱ আচৰিত আৰু আনন্দিত
হৈ যেন কৃষ্ণক আগবঢ়াই আনিবলৈহে মৰমেৰে আগহাত গেলি

কৃষ্ণ কৌধুৰসি কংসকে বালী'কো পকড়কৰ চিতকৰ জমীনপৰ
গিৰাকৰ উসকে জপৰ চড়কৰ ঘুটনেসি কংসকে কমৰমে আৰু বায়ে
হাথসি কংসকে দাহিনে হাথপৰ দৱাব ডালকৰ দাহিনে হাথসি মানো
উসকী জান লৈনিকে লিএ উদ্যত হুঁ এ। বলৱাম, সুদাম আৰু
পুৰনারিয়াঁ আৰ্শ্যান্বিত হৌকৰ উস ঘটনাকো দেখু রহী হৈন। কংসকী
উসী তৰহ সমৰমে গিৰতি দেখকৰ আৰু আৰু রাজা আৰু সেৱকসমূহ
জহাঁ তহাঁ ভাগনি লগি।

ভগবান কৃষ্ণনি কংসকো উসী তৰহ মারকৰ উসকে বালী'কো
পকড়কৰ লংবা কৰকে ফেংক দিয়া। কংস দাঁত নিকালকৰ হাথ পৈৰ
ফেলাকৰ পড়া হৈ। দৈৱকী আৰু বসুদেৱ আৰ্শ্যান্বিত আৰু



দেবতাগণ।



দৈবকৌ-বশন্দেৱ।

কৃষ্ণ কংসক ঘয়াইছা।

শুদ্ধাম।

বাম।

শ্রীদাম।

পুৰ-স্তুৰী।

বশদাম।

গৈছে। শুদ্ধাম আৰু বলৰামে আনন্দিত হৈ বংশী বজাই আছে। শ্রীদাম, বশদাম প্ৰভৃতি গোপসকল আৰু পুৰ-স্তুৰিভিন্নাকে আনন্দিত হৈ যেন উল্লাস অকাশ কৰিছে। কংস-নিপাত দেখি আনন্দিত

আনন্দিত হৌকৰ মানো কৃষ্ণকে খাগত কৰনৈকে লিএহী হাথ পসার রহে হৈ। সুদাম আৰু বলৰাম খুশ হৌকৰ বংশী বজা রহে হৈ। শ্রীদাম, বশদাম প্ৰভৃতি গোপগণ আৰু পুৰস্ত্বিয়াঁ আনন্দিত হৌকৰ

हे आकाशत देरताविलाक ब कोनोरे फूलब कटि हातत लै मानो उज्जास प्रकट कर रहे हैं। कांसके निधनसे खुश होकर पूष्पवृष्टि करिछे ; कोनोरेवा खोल-ताल धरि आक कोनोरेवा आकाशमें देवता पुष्पवृष्टि कर आनन्दसे नृत्य कर रहे हैं। एनेहि हात तुलि नृत्य-गीत करिछे ।



कंस वैद्युतक शास्त्र ।



দৈবকী।

গুর্ণাল।

বসুদেব।

নন্দ।

বলভদ্র।

কৃষ্ণ কংসে নমিষা।

কংস ভগবান কৃষ্ণ হাতত মৰিল, তেওঁ ভগবানক বৈবভাবে চিন্তা কৰাৰ ফলত চতুর্জকপ লাভ কৰিলে। আৰু চাবি হাতে শঙ্খ, চক্ৰ, গদা, পদ্ম ধৰি মূৰ দোৱাই কৃষ্ণ চৰণত ভক্তি কৰিলে। কৃষ্ণই ত্ৰিভঙ্গ-ভঙ্গিমাবে মোহনবেশে যেন কংসৰ ভক্তি হাত পাতি গ্ৰহণ কৰিছে। দৈবকী, বসুদেব, নন্দ আৰু বলবাম আদিয়ে এই অদ্ভুত ঘটনাৱনৌ দৰ্শন কৰি আনন্দিত আৰু বিশুয়ান্বিত হৈ তথা লাগি চাই আছে। ইয়াৰ পিছত কংসই শঙ্খ, চক্ৰ, গদা, পদ্ম ধৰি চতুর্জকপে বিমানত চৰি বৈকুণ্ঠলৈ প্ৰয়াণ কৰিলে।

ভগবানকো বৈৰীরূপসে ভজনিকে ফলসে কংসনি চতুর্ভুজ রূপ প্ৰাপ কৰিয়া। আৰু চাৰোঁ হাথোঁমি শংখ, চক্ৰ, গদা, পদ্ম লিকৰ সিৰ ভুকাকৰ কৃষ্ণকৈ চৰণোঁমে ভক্তি কৰন্তে লগা। কৃষ্ণ তিমঙ্গ ভঁগিমাসি মোহন বেশসে মানো কংসকী ভক্তি হাত ফেলাকৰ অহংকাৰ কৰ রহি হৈন। দৈবকী, বসুদেব, নন্দ আৰু বলবাম আদি ইস অদ্ভুত ঘটনাকো দেখকৰ আনন্দিত আৰু বিস্ময়ান্বিত হৌকৰ এক টক তাক রহি হৈন। ইসকে বাদ কংস শংখ, চক্ৰ, গদা পদ্ম সহিত চতুর্ভুজ রূপসে বিমানপৰ চড়কৰ বৈকুণ্ঠকো প্ৰযাণ কৰিয়া।

কংস মৰা থবৰ নগৰত বৰষ্টি হলত কংসৰ ভায়েকসকলে কৃষ্ণক মাৰিবলৈ ঢাল-ত্বৰোৱাল লৈ খেদি আহিল। তাকে দেখি বলবামে আগভেটি ধৰি অকলে গোটেইবিলাকক গদাৰে কোৰাই মাৰি

কংসকৈ মৰনিকী খবৰ সুনকৰ কংসকৈ ভাই-বংধু ঢাল-তলবার লিকৰ কৃষ্ণকো মাৰনিকৈ লিএ আয়ে। উসে দেখকৰ বলবামনে আগি বঢ়কৰ অকিলেহী সমীকো গদাসে প্ৰহাৰ কৰ মাৰি



কংসৰ ভাট্টসৰক বলভদ্রে গদা ধৰি কোবাই মাৰিছা।

সুদাম। কৃষ্ণ।



মহেশ।

ত্রিশ।

সিদ্ধ।

অপেশবা।

বিষ্ণাধৰ। গুর্জৰ।

পেলালে। কোনো হাত ভৰি ভাণ্ডি গল মূৰ বেঁকা হৈ, কোনো কঁকাল ভাণ্ডি আঠুকাটি আৰু কোনোৰা ক্ষত-বিক্ষত হৈ বিকপ-ভাবে পৰি মৰি থাকিল। সেই সময়ত সুদাম গোপে বহি কৃষ্ণক ভক্তি কৰিছে। কৃষ্ণটি আগহাত তুলি সুদাম ভক্তক যেন আশ্বাস দিছে। ইফালে আকাশত মহাদেৱে হাতত ত্ৰিশূল ধৰি বৃষভত উঠি, চতুর্মুখ ব্ৰহ্মাই হংসত চৰি সেই কংসবধ-উৎসৱ চাই আছে। আৰু লগতে অপ্সৰা আৰু গুৰ্জবিলাকে তাল-খোল ধৰি নৃত্য-গীত আৰু বাঞ্ছ কৰিছে।

ভালা। কিসীকৈ হাথ পৈৰ তোড়কৰ, গলা-মিৰ বক কৰকে আৰু কিসীকী জ্ঞত-বিজ্ঞত কৰ কুৰুপ বনা দিয়া। আকাশমে মহাদেৱ হাথমেঁ ত্ৰিশূল লেকৰ হৃষভপৰ চঢ়কৰ চতুর্মুখ ব্ৰহ্মা হংসপৰ চঢ়কৰ উস কংসবধ উত্সবকো দেখি রহে হৈ আৰু সাথহী অপ্সৱা আৰু গংধৰ্বগণ তাল খোল লেকৰ নৃত্যগীত আৰু বাজা বজা রহে হৈ।



পুরোহিতে কংসৰ প্রেতকাৰ্য্য কৰাইছা। শ্ৰীকৃষ্ণ।

কংসৰ ভার্যাসকলি।

কংস মৰিলত কংসৰ ভার্যাসকলে স্বামীৰ বিয়োগত অভ্যন্ত কাতৰা হৈ কেটেগৰাকৌদ্বানে মাটিত বাগৰি আৰু কেটেগৰাকৌদ্বানে ঘূৰে কপালে ভুকুৱাই কান্দিবলৈ ধৰিলে। তাকে দেখি ভগৱান কৃষ্ণ মিঠাকথাৰে হাত তুলি তেওঁলোকক আশ্রাস দিলে, আৰু পুৰোহিত মতাই আনি কংসৰ প্ৰধান। মহিষীৰ হতুৱাই প্রেতকাৰ্য্য কৰেৱাৰ দিছা কৰিলে। পুৰোহিত আসনত বহি বিধি অনুসৰে বাজপথ। মতে কংসৰ প্ৰধান। মহিষীৰ দ্বাৰা প্রেতকাৰ্য্য আবস্থ কৰিলে। মহিষীয়ে যথোচিত আসনত বহি প্রেতকাৰ্য্য কৰিবলৈ ধৰিলে।

কংসকে মৰনিপৰ কংসকী স্ত্রিয়া স্বামীকে বিযোগসে অল্পত কাতৰ হো কৰ কৰ্দে জমীনপৰ গিৰকৰ আৰু কৰ্দে সিৰ পৌটকৰ রোনে লাগোঁ। উসে দেখকৰ ভগৱান কৃষ্ণনি মিঠী বাতোসে হাথ উঠাকৰ উহু আম্বাসন দিয়া আৰু পুৰোহিত বুলবাকৰ কংসকো প্ৰধান মহিষী দ্বাৰা প্ৰেতকাৰ্য্য কৰিবানিকী অৱস্থা কী।

বসুদেৱ-দৈৱকৌৰ বন্ধন ঘোচন :—কংসৰ প্ৰেতকাৰ্য্যৰ পাছত নগৰ কিছু শান্ত হলত কৃষ্ণই পিতৃ-মাতৃক বন্ধন-মুক্ত কৰি তেওঁ-লোকৰ ওচৰত দদাকৰ মৈতে আঁঠু ললে। বসুদেৱ-দৈৱকৌৰে দুয়োকো আকোৱালি ধৰি কোলাত ললে। দৈৱকৌৰে কৃষ্ণক আৰু বসুদেৱে বলবামক কোলাত লৈ বহুদিনৰ সঞ্চিত পুত্ৰ-ম্বেহ যেন ঢালি দিব ধৰিছে। বসুদেৱ-দৈৱকৌৰ ওচৰত এজন মেৱকে

বসুদেৱ-দৈৱকৌৰা ব'ধন মৌচন : কংসকে প্ৰেতকাৰ্য্যকী বাদ কৃষ্ণ পিণ্ড-মাঠকা ব'ধন খোলকৰ উনকে চৰণীমেঁ দাজকে সাথ প্ৰণাম কৰিয়া। বসুদেৱ দৈৱকী দোনোঁ ভাইযোঁকো লিকৰ বহুত দিনোঁকি স'চিত পুত্ৰস্নেহকো মানো উতৰ রহি হৈ। ইসকে বাদ বসুদেৱ আৰু দৈৱকী খড়ে হৌকৰ হাথ পসারকৰ দোনোঁ পুত্ৰোঁকো আলিঙ্গন



বশুদেৱ-দৈৱকী পুত্ৰ কোনে লৈছা ।

দৈৱকী । বশুদেৱ ।

বাম-কঞ্চে পিতৃ-মাতৃক তুতি কৰিছা । গুৱাল ।

কৰযোৰে বিনয় জনাইছে । ঈঘাৰ পাছত বশুদেৱ আৰু দৈৱকী থিয় দি হাত মেলি পুতেক দুজনক আলিঙ্গন কৰিবলৈহে যেন পুনৰ ইচ্ছা কৰিছে । কৃষ্ণ আৰু বলবামে বিনৌতভাৱে আঁঠু লৈ কৰযোৰে পিতৃ-মাতৃক স্মৃতি কৰিছে, লগতে গুৱালেও তেওঁলোকক ভক্তি জনাইছে ।

কৰনিকেলিএ হৌ মানো ফির ইচ্ছা প্ৰকট কৰ রহি হৈ । কৃষ্ণ আৰু বলৱাম বিনৌত ভাবসে ঘৃণনে টিককৰ হাথ জোড়কৰ পিতৃ-মাতৃকী স্মৃতি কৰ রহি হৈ । সাথৰ্হী এক খালভী উনকী ভক্তি কৰ রহা হৈ ।



সেৱক ।

বাম-কঞ্চ ।

উগ্রমেনক বাজা পাতিছা ।

উগ্রমেনৰ ঝাতিসকল ।

उग्रमेनक बाजपदत स्थापनः—इयाव पिछत कृष्णे पात्र-मन्त्रो मकलोरे सम्भूति लै उग्रमेनक बजा पातिले। उग्रमेन बाजधर्म अमूसारे सिंहासनत बहिछे। एजन अमूचबे एफाले धरल छत्र धरिछे, आन फाले आन एजन अमूचबे चौरब ढुलाइछे। सम्मुखब फाले मेरकबिलाके आक कृष्ण-बलबामे आठू लै बाज-मेराव निदर्शन देखुराइछे। अलप आंतरत उग्रमेनब नाति आक अन्तानु पुर-त्रोबिलाकब कोनोरे वहि कोनोरे थिय दि शोआ दर्शन कबिछे।



सूदाम ।

त्रीदाम ।

वाम ।

कृष्णक नन्दे आशास कविछा ।

उपनन्द ।

गुरान ।

नन्द आदि गोपमकलब ब्रजले प्रत्यारुद्धनः—इयाव पाहुत भगवान कृष्ण यथुरात किछुदिन थकाव अभिप्राये पिता नन्दक गोकुललै उलटि योराव कथा कले। कृष्ण-प्रेमासक्त नन्दहे कृष्णक एवि यावलगा होरात अति स्नेहेबे कृष्णक मारोट मारि धरि आलिङ्गन करिछे। कृष्णयो मेरेदबे नन्दब कँकालत मारोटि धरि येन स्नेह ढालि दिछे। एसे समयत सूदाम, त्रीदाम, वलबाम,

उग्रमेनकी राज्यप्राप्ति : इसके बाद कृष्णने मन्त्रियोंकी सम्मति लेकर उग्रमेनकी राजा बनाया। उग्रमेन राजधर्मानुसार सिंहासनपर बैठे हैं। एक अनुचर एक तरफ धवल क्षत्र पकड़ रहा है, दूसरी तरफ एक दूसरा अनुचर चँवर डुला रहा है। सामने सिवकगण और कृष्ण-बलराम घुटने टेककर राजसेवाका निर्दर्शन कर रहे हैं। योड़ी दूरीपर राज-परिवार और पुरस्त्रियाँ इस शोभाकी निहार रहे हैं।

नन्द आदि गोपोंका ब्रज प्रत्यावर्त्तन : इसके बाद भगवान कृष्ण मथुरामें कुछदिनोंक लिए ठहरनेके अभिप्रायसे पितृ नन्दसे गोकुल लौट जानेकी बात कही। कृष्णप्रेमासक्त नन्द कृष्णको क्षोड़कर जाने पर अत्यंत स्नेहसे कृष्णका आलिंगन करते हैं। कृष्णभी स्नेहसे पिताको आलिंगन करते हैं। इस समय

उपनन्द आरु अन्यान्य गोपबिलाक चारिओफाले थिय है आचे । एने बोध हय येन तेऊँलोके कृष्ण के एवि यावलगा होरात अति उद्दिग्नित है असन्तोषहे प्रकाश करिव धरिछे । सुदाम, श्रीदाम, बलराम, उपनन्द और दूसरे ग्वालगणभी कृष्णको कोड़कर जानेमें अल्यंत उद्दिग्नता प्रदर्शन कर रहे हैं ।



मन्दे गोकुलक पाइला ।

यशोदा पुत्र नासिवाक देखि मन्त्राप करिछा ।

गोकुलवासीर विरह :— टेफाले गोकुलत यशोदाई कृष्ण वह्दिन देखा नापाई पुत्रविवहत आतुरा है मूरे कपाले हात दि बेजाव करिछे । आन आन गोपीसकले यशोदाव गात हात बुलाई “कृष्ण बेगेते आहि पाव, बेजाव नकरिवा” बुलि सान्नना दिछे । आन एजनौ गोपीये आको हात तुलि येन निर्भय दिछे । एने समयतेहे गोपवाज मन्द गकव गाड़ीत उठि गुराल-विलाकर मैतेगोकुल पालेहि ।

राम-कृष्ण उपनयन संक्षार :— आजि मथुरावासीर आनन्दव सौमा नाटे । कृष्ण-बनवामर अन्तुत कार्य देखि नगववासी आनन्दत

गोकुलवासियोंका विरह : इधर गोकुलमें यशोदा कृष्णको बहुत दिन न देखकर पुत्रविवहसे कातर होकर रो रही है । और और गोपियाँ यशोदाके बदनपर हाथ फेरती हुई “कृष्ण शीघ्रही आ पहुँचिया, चिन्ता न करो” कहकर आश्वासन दे रही हैं । ऐसे समयही गोपराज नन्द बैलगाड़ीपर चढ़कर ग्वालोंके साथ गोकुल पहुँचे ।

राम-कृष्णका उपनयन-संस्कार : आज मथुरा-वासियोंका आनन्द विहट है । कृष्ण बलरामके अद्भुत कार्य



आक्षयक धेश दान दिशा वशुदेवे ।

नर्तकम् कले ।

बाम-क्रष्णक गर्गे यज्ञशूद्र दिशा ।

वशुदेवे ।

आञ्चलीया । वशुदेवे पुरोहितक आगत लै विधि असुआवे पुत्र छटिर उपनयन कर्म समापन किबिछे—आक्षयक धेशदान किबिछे । ब्राह्मणे आनन्दमने धेश लै घबघुरा है याव धिबिछे । नट्टरासकले थोल-ताल लै नाना भञ्जिबे नृत्य किबि गीत गाव धिबिछे । कृष्ण-बलरामे दण्ड-कमङ्गलू हातत लै ब्रह्मचारी है विष्णुभ्यास किबिलै शुक्गृहलै यात्रा किबिछे ।

“विष्णाव उद्भव तुमि सर्वज्ञ शूबाबि ।

दिलस्तु गायत्रौ सঙ्गे भैल ब्रह्मचारी ॥” ११४८

देखकर नगरवासी आनन्दमन्न हैं । वसुदेव पुरोहितों द्वारा विधि अनुसार दीनों पुत्रोंके उपनयन कर्म कर रहे हैं । ब्राह्मणोंको धेनुदान कर रहे हैं । ब्राह्मण आनन्द मनसे धेनु लेकर धरकी और जा रहे हैं । नटगण नाना भंगियोंसे नृत्य कर गीत कर रहे हैं । कृष्ण-बलराम दण्ड कमङ्गलु हाथमें लेकर ब्रह्मचारी होकर विद्याभ्यास करनेके लिए गुरुगृहकी यात्रा कर रहे हैं ।

सान्दीपनि शुनि व ओचरत विश्वालाभः—कृष्ण-बलरामे विष्णुभ्यास किबिलै घोराव समयत याक दैरकी आक बोहिगीव

सान्दीपनि मुनिकै पास विद्याभ्यासः : कृष्ण बलराम विद्याभ्यासकै लिए जाते समय माँ दैवकी और रोहिणीकै पास बिदाँ



রোহিণী ।

দৈরকী ।

কৃষ্ণ ।

বাম ।

বাম-কৃষ্ণক সান্দীপনি পঢ়াইছা ।

শুচবত বিদায় লবলৈ গেছে । দৈরকী-রোহিণী অনুঃপূর্বত আসনত ব'চ আছে । কৃষ্ণ-বলবামে বাওঁহাতেরে কান্তি দণ্ড ধাবণ কবি উপস্থিত হল গৈ । দৈরকী-রোহিণীয়ে আগহাত আগবঢ়াই দি যেন পুত্রক সাদৰে আহ্বান কবিছে । কৃষ্ণ-বলবাম সান্দীপনি মুনির পঢ়াশালিলৈ গৈ বিধি অনুসাবে আর্ঠু লৈ বিনৌতভাৱে ঠেগাত পুথি লৈ পাঠ আৰম্ভ কবিছে । মুনিয়ে আসনত বহি আগহাত তুলি যেন শাস্ত্ৰৰ সমষ্ট বহস্ত্র প্ৰকাশ কৰি শিক্ষা দিব ধৰিছে ।

লেনিকি লিএ জা রহি হৈন । দৈবকী রোহিণী অন্তঃপুরমে আসনোপৰ ব'ঠী হৈন । কৃষ্ণ বলরাম বাঁয়ে হাথসে ক'ধেপৰ দ'ড লেকৰ বহাঁ আয়ে । দৈবকী রোহিণী টাহিনৈ হাথ বঢ়াকৰ পুত্ৰোকো মানোঁ সাদৰ আহ্বান কৰ রহী হৈ । কৃষ্ণ বলরাম সান্দীপনি মুনিকৌ পাঠশালামে জাকৰ বিধি অনুসার বিনোত ভাবসে বিদ্যা অধ্যয়ন আৰংভ কৰত৆ হৈ । মুনি আসনপৰ ব'ঠী শাস্ত্ৰকে সমীৰ রহস্যোঁকো প্ৰগট কৰকৈ শিক্ষা দে রহি হৈ ।

কৃষ্ণ-বলবামৰ গুৰু-দক্ষিণা :—চৌষষ্ঠি দিনত চৌষষ্ঠি-কলা শিক্ষা শেষ হলত কৃষ্ণ-বলবামে গুৰুৰ শুচবত বিনৌত বেশে বহি, বিদ্যার্থী ব্ৰহ্মচাৰীৰ নিয়ম অনুসাৰে গুৰু-দক্ষিণা দিয়াৰ উদ্দেশ্যে গুৰুক সুধিলো—“গুৰুদেৱ, আপোনাক কি দক্ষিণা দিম, লাজ নকৰি

কৃষ্ণ-বলরামকী গুৰুদক্ষিণা : চৌমাঠ দিনোমে চৌমাঠ কলাওঁকী শিক্ষা সমাপ্ত কৰ কৃষ্ণ বলরাম নিয়মানুসার গুৰু-দক্ষিণা দেনিকি উহেশ্যসে গুৰুসে পূৰ্বা “গুৰুজী, আপকো হম ক্যা দক্ষিণা দে’ ?” তব গুৰুজীনি ভাৰ্যাকৈ সাথ আকোচনা কৰ উনকি



বাম-ক্ষেত্রে শুক্র সুধিছা কি দিব দক্ষিণ।

সান্দিপনি ভার্যাসমে মৃতপুত্র মাগিছা।



বাম-ক্ষেত্রে শুকপুত্র আনিবাক ধান্ত ।

বেগেতে কণক।” তেতিয়া গুকরে ভার্য্যাবে সৈতে আলোচনা
কৰি তেওঁলোকৰ প্ৰভাসত মৰা পুত্ৰক আনি দিয়া কপ দক্ষিণ
খুজিলে। কৃষ্ণ-বলবামে তাকেই দিবলৈ স্বীকাৰ কৰি শুন্দৰ বেগী
ঘোৰাবে শুসজ্জিত বথত উঠি প্ৰভাসলৈ যাত্রা কৰিলে।

প্ৰভাসমে মই হৃষে পুনৰোঁকো বাপিস ইনিকী দক্ষিণা মাংগী। কৃষ্ণ
বলবামনে স্বীকৃতি দিকৰ সুন্দৰ তীজ ঘোড়াসে সুসজ্জিত রথপৰ
চढ়কৰ প্ৰভাস কী যাত্রা কী।



বাম-কৃষ্ণ ।

সাগরে পূজা কৰিছা কৃষ্ণক ।

সাগৰৰ স্তৱ :—ভগবান কৃষ্ণ আৰু বলৰাম বথত উঠি গুক-পুত্ৰক বিচাৰি গৈ সাগৰৰ তৌৰত উপস্থিত হল গৈ। সাগৰে কৃষ্ণ-বলৰামক পৰম পূৰ্ব জানি মূৰ্তি ধৰি গলবন্ধ হৈ আঠু লৈ ধূপ, দীপ, নৈবেদ্য দি কৰযোৰে স্তৱ কৰিব ধৰিলৈ ।

সাগৰকা স্তৱন :—ভগবান কৃষ্ণ আৰু বলৰাম রথপৰ চড়কাৰ গুৰুপুত্ৰকো ঢুঁড়কাৰ সাগৰকি তীৰপৰ হাজিৰ হুে। সাগৰ কৃষ্ণ বলৰামকো পৰমপুৰুষ জান কৰ মূৰ্তি ধারণ কৰ গলবন্ধ দেকাৰ মুটনৈ টেককাৰ ধূপ, দীপ, নৈবেদ্য দেকাৰ হাথ জোড়কাৰ স্তৱন কৰনৈ লগা ।

পঞ্জন্য অসুৰ বধ :—সাগৰৰ স্তৱত তুষ্ট হৈ ভগবানে গুক-পুত্ৰৰ বাতৰি সোধাত পঞ্জন্য নামে শজ্ঞকপধাৰী অসুৰে হৰি নিয়া বুলি কলে। তাকে শুনি কৃষ্ণই সাগৰত বুৰ দি সেই পঞ্জন্যৰ ওচৰ পালে গৈ। কৃষ্ণই অসুৰক দুয়োহাতেৰে খামোচ কৰিব ধৰিলে; তেওঁয়া সেই শজ্ঞাকৃতি অসুৰেও কৃষ্ণৰ আগভৰিত

পঞ্চজন্য অসুৰকা বধ :—সাগৰকী স্তুতিসি সংনৃষ্ট হোকাৰ ভগবাননৈ গুৰুপুত্ৰকী বার্তা পূৰ্ণনৈপৰ, পঞ্চজন্য নামক শংখ রূপধাৰী অসুৰ হৰণ কৰ লৈ গযা সাগৰনৈ বতলায়া। উসি সুনকৰ কৃষ্ণ সাগৰমে ডুৰ মারকাৰ উস পঞ্চজন্যকি পাস পহুঁচে। কৃষ্ণনৈ অসুৰকো দীনোঁ হাথোকি পঁজীসি পকড়া, তো উস শংখাঙ্কতি অসুৰনৈমী কৃষ্ণকৈ



পঞ্জ জন্ম ।

কৃষ্ণ ।

বাম ।

কৃষ্ণ ।

হংশোহাতেৰে খামোচ মাৰি ধৰিলে । কৃষ্ণই তেতিয়া সেই অশুৰক
মাৰি তাৰ শৰীৰৰ শঙ্খ পথালি লৈ বথত উঠিল গৈ ।

দাহিনে পাবমেঁ দীনোঁ পঁজোঁসে জকড়কর পকড়া । ক্ষণ তব উস
অসুৱকো মাৰকর উসকে বদনকে শংখকো লিকৰ রথপৰ চড় গয়ে ।



যমৰাঙ্গা বিপ্ৰসূত দিছা ।

কৃষ্ণ ।

বাম ।

বিপ্ৰপুত্ৰ আনয়ন :—কৃষ্ণ-বলবামে সাগৰত গুৰুপুত্ৰক বিচাৰি
নাপাই যমৰ নগৰী পালে গৈ । যমপুৰী প্ৰবেশ কৰিয়েই কৃষ্ণই

বিপ্ৰপুত্ৰকা আনয়ন : ক্ষণ-বলবাম সাংগ্ৰহমে গুৰুপুত্ৰকো
দুঁঢ়কৰ ন মিলনিপৰ যম নগৰমে পড়ঁচৈ । পুৰীমে প্ৰবেশ কৰতৈলী

পাঞ্জবজ্ঞ শঙ্কাত ফুক দিলত সকলোবে হৃদয় কঁপি উঠিল। ধর্মরাজ যমে শ্রীকৃষ্ণ বুলি বুজি পাই আথেবেথে আগ্রহেবে আগবঢ়াই আনিলে গৈ। কৃষ্ণ-বলবামে বথ এবি বৈ যমৰ সভাত বিচিৰ আসনত বহিল। যমে পাঞ্চ, অৰ্ঘ আৰু মধুপৰ্ক দি, গন্ধ পুষ্প, ধূপ, দৌপেৰে পৰম ভক্তিভাৱে পূজা কৰিলে। কৃষ্ণই আগহাত তুলি যমক আধাস দি গুৰুপুত্ৰৰ সংবাদ সুধিলত, যমে বিপ্রপুত্ৰক কৃষ্ণৰ আগত আনি দিলে। বিপ্রপুত্ৰ কৃষ্ণ-বলবামৰ আগত হাতযোৰ কৰি থিয় দি বল।

ক্ষণকি পাংচজন্য শংখমে ফুঁক দিনিসে সমীকা হৃদয কাঁপ ভঠা। ধর্মরাজ যমনে শ্রীক্ষণ্ণকী জানকাৰ তত্পৰতাসে স্বাগত কিয়া। ক্ষণ-বলরামকী সভামে বিচিৰ আসনপৰ বৈঠাকি যমনি পাদ্য, অৰ্ঘ, মধুপৰ্ক, গংঘপুষ্প, ধূপ, দীপকি সাথ পৰম ভক্তিভাবসে পূজা কী। ক্ষণ ঢারা গুৰুপুত্ৰকা সংবাদ পুচ্ছনিপৰ যমনি বিপ্রপুত্ৰকী ক্ষণকি সামনি খড়া কৰ দিয়া।



বাম।

কৃষ্ণ।

তাঙ্গণে ভার্যাসমে পুত্ৰক ধৰিছ।

কৃষ্ণ-বলবামৰ বিদায় গ্ৰহণ :—কৃষ্ণ-বলবাম যমবপৰা বিদায় লৈ গুৰুপুত্ৰক আনি গুৰুব আগত দিলেহি। শুক অতি আনন্দিত হৈ পঞ্জীৰ সৈতে পুত্ৰক সাৱট মাৰি মৰমৰ চকুলোৰে তেঁকে অভিষিক্ত কৰিছে। কৃষ্ণ-বলবাম ওচৰা-উচৰি কৰি এখন আসনত বহি হাত মেলি যেন গুৰুবপৰা বিদায় প্ৰাৰ্থনাহে কৰিছে।

কৃষ্ণ-বলরামকী বিহাৰুকা গ্ৰহণ : ক্ষণ-বলরাম যমসে বিদা লিকৰ গুৰুপুত্ৰ সহিত গুৰুকি সামনি আয়ে। গুৰু, পন্নী অল্যত প্ৰসন্ন হোকৰ পুত্ৰকী প্ৰেমাশুশ্ৰোসি সিংচিত কৰনৈ লগি। ক্ষণ বলরাম পাসহী এক আসনপৰ বৈঠি গুৰুসি বিদা মাংগ রহে হৈ।



कृष्ण-बाय मथुराक यान् ।

सांदिपनि । ग्रुकपुत्री । विप्रपञ्ची । पुर्वा ।

कृष्ण-बलराम र मथुरा आगमन :—कृष्ण-बलरामे ग्रुकपुत्रा विदाय लै बथत उठि मथुरालै यात्रा करिले । कृष्णहि पाञ्चजन्य शञ्ज हातत लै बथब आगत बहि बथ चलावलै धरिले । बथब पिछफाले महामूनि सांदिपनि हातयोब करि कृष्ण-बलरामक परम देरता बुलि शिशु हलेओ स्तुति करिछे । ग्रुकपुत्र, ग्रुकपञ्ची आक आन आन पुरवासी श्रौसकले कृष्ण-बलरामक हात तुलि आशीर्वाद दि विदाय दिछे ।

कृष्ण-बलरामका मथुरा आगमन : कृष्ण-बलराम गुरुसे विदा होकर रथपर चढ़वर मथुराकी यात्रा की । कृष्ण पांचजन्य शंखको हाथमै लेकर रथ हाँकने लगे । उसके पीछे महामूनि सांदीपनि हाथ जोड़कर कृष्ण बलरामको परम देवता जानकर शिशु होनेपरभी सुनि कर रहे हैं । गुरुपुत्र, गुरुपनी और दूसरौ पुरवासी स्त्रियाँ कृष्ण-बलरामको हाथ उठाकर आशीर्वाद दिकर विदा कर रहे हैं ।

कृष्ण-बलराम मथुरा पान्त मथुरावासी आनन्दत विभोब है कोनोरे ढाक बजाव धरिले, कोनोरे मृदंग बजाव धरिले,

कृष्ण बलरामके मथुरा पहुँचनेपर मथुरावासी आनन्द विभोर होकर वाय बजाने लगे । पुरस्त्रियाँ आनन्दसे बावली होकर



বাহসব বজাইছা।

পূর্বাসী প্রজাসবে আনন্দ করি আগ বাঢ়িছা।

বন্ধুদেরে পুত্রক আখাস করিছা।

কৃষ্ণদৌ।

কোনোরে বাঁহী ফুকিয়াব ধৰিলে আক কোনোরে বা শঙ্খ
বজাব ধৰিলে। পূর-স্তৌবিনাকো আনন্দত উদ্বাউলী হৈ কৃষ্ণ-
বলবামক ববি আনিবলৈ আগবাঢ়ি যাব ধৰিলে। বন্ধুদেরে কৃষ্ণক
পাই সারট মাৰি ধৰিছে, কৃষ্ণয়ো পিতাকক সারটি ধৰিছে।
বলদের কৃষ্ণৰ পিছৰ ফালে থিয় দি আছে।

স্বাগতকি লিএ আগি বঢ়নি লগীঁ। বসুদেব কৃষ্ণকো প্ৰেমালিঙ্গন
কৰ রহে হৈ।

কৃষ্ণ-বলবাম গুকগৃহবপবা ঘূৰি যোৱা দেখি বোহিণীয়ে
বলবামক আক দৈৱকৌয়ে কৃষ্ণক অতি স্নেহবে সারটি ধৰি বুকৰ

কৃষ্ণ বলবামকো গুৰুগঠহসি আয়া সুনকৰ রোহিণী বলবামকো
আৰ দৈৱকী কৃষ্ণকো অতি স্নেহসি ছাতৌসি লগা রহে হৈ। আৰ



রোহিণী বলরামক আৰু দৈৱকৈয়ে কৃষ্ণক সাৰাটি ধৰিছা।

পুৰ স্তোদৰ।

ভিতৰত যেন স্মাই ললে। আন আন পুৰ-স্তৌমকলে কৃষ্ণ-বামক
চাৰলৈ লৰি লবি যেন আগহাত দাঙি আশীৰ্বাদ দি বশুদেৱৰ ঘৰলৈ
আহিবলৈ ধৰিছে।

আৰু পুৰস্ত্রিয়াঁ জ্ঞাণ বলরামকো দেখনে লিএ দৈড় দৈড়কৰ বসুদেৱকে
ঘৰ আনি লগীঁ।

শ্রীকৃষ্ণৰ দ্বাৰা উদ্বৰক ব্ৰজলৈ প্ৰেৰণ :—ভগবান শ্রীকৃষ্ণ
গুৰুগৃহৰপৰা বিদ্যালাভ কৰি অহাৰ পিছত এদিন প্ৰিয় ভক্ত
উদ্বৰক সৈতে গোপনে গোপীসকলৰ প্ৰেম-ভক্তিৰ কথা আলচ
কৰিছে। কৃষ্ণ এখন আসন্ত বহিছে আৰু সম্মুখত মাটিত আৰ্ঠুলৈ

শ্রীকৃষ্ণাঙ্কি দ্বাৰা উজ্জ্বলকা ব্ৰজ প্ৰেৰণ :—ভগবান শ্রীকৃষ্ণ
গুৰুগৃহসৈ বিদ্যালাভকৰ আনিকে বাদ এক দিন প্ৰিয় ভক্ত উজ্জ্বলকে
সাথ গোপিয়োঁকো প্ৰেমভক্তিকী চৰ্চা কৰ রহি হৈ। জ্ঞাণ এক
আসনপৰ বৈঠি হৈঁ আৰু সামনে জমীনপৰ ঘুটনে টেককৰ ভক্তিকে সাথ



বাজা পরীক্ষিত।

শুকদেব।

মহাবাজ পরীক্ষিতে প্রশ্ন করিছে শুকদেরে ভাগৱত কৈ গৈছে।



উদ্বৱ ।

কৃষ্ণ ।

স ভজিবে উদ্বৱ বহিছে । কৃষ্ণ মৰমেবে প্ৰিয় ভক্ত উদ্বৱৰ হাতত
ধৰি আন্তৰিক গ্ৰীতি জনাই গোকুললৈ যাবলৈ অনুৰোধ কৰিছে ।

“বহস্য থানক লাগি তাঙ্ক মাতি আনি ।
হাতত ধৰিয়া হাতে বুলিলন্ত বাণী ॥
মথুৰাপুৰি সিটো ব্ৰহ্মবংশ মাজে ।
নাই মোৰ সখি মুখ্য মন্ত্ৰী তুমি বাজে ॥” ২২২৬

উদ্বৱ বৈঠি হৈ । কৃষ্ণ স্বেহসে প্ৰিয় ভক্ত উদ্বৱকী আন্তৰিক প্ৰেমকৈ
সাথ গোকুল জানিকে লিএ অনুৰোধ কৰ রহে হৈ ।



উদ্বৰ ।

কৃষ্ণ ।

বাম ।

ভক্ত উদ্বৰে থিয় হৈ হাতযোৰ কৰি কৃষ্ণৰ আদেশ শুনিলে
আৰু গোপ-গোপীক কৃষ্ণৰ সংবাদ দিবলৈ প্ৰণাম জনাই ৰথত উঠি
গোকুললৈ যাবা কৰিলে । সেটে সময়ত কৃষ্ণ-বলৰাম দুয়ো হখন
আসনত বহি আগছাত তুলি যেন উদ্বৰক বিদায় সন্তাষণহে
জনাইছে । উদ্বৰক বথৰ ঘোৰা অতি ক্রতবেগে গোকুল অভিমুখে
যাবলৈ উঢ়ত হৈছে । গাড়ীৰ শব্দ শুনি গাই দামুৰি লৰ দিছে ।

ভক্ত উদ্বৰনে খড় হোকৰ হায় জোড়কৰ কৃষ্ণকা আদিশ সুনা
আৰু গোপ পোপীকী কৃষ্ণকা সংবাদ দেনিকে লিএ প্ৰণাম কৰ রথপৰ
চড়কৰ গোকুলকী যাবা কো । উদ্বৰকে রথকে ঘোড় অতি দুত
বেগসৈ গোকুলকী ওৰ জা রহি হৈ ।



সৰোবৰ-বাজহংস ।

যশোদা ।

নন্দ ।

উদ্বৰ ।

গোপী দধি মথিছা ।

উদ্বর বেগেতে গৈ গোকুল পালে। গোপরাজ নন্দ আৰু ৰাণী যশোমতীয়ে উদ্বৰক আদৰি আনি আসনত বহুরালে; আৰু দুয়ো মাটিতে বহি ধূপ, দীপ আৰু শৰাইত নৈবেদ্য তামোল দি যথোচিত সংকাৰ কৰিলে। উদ্বৰ আসনত বহি অতি আপ্যায়িত হৈ আগহাত তুলি অতিৰিক্ত অভ্যর্থনা কৰিব নালাগে বুলিহে যেন কৈছে। ইফালে গোপীসকলে কলহত দধি মথিবলৈ ধৰিছে। পুখুৰীবোৰত ফুলা পদ্ম আৰু চৰিফুৰা বাজহাঁহবোৰে গোকুলৰ শোভা বিস্তাৰ কৰিছে।

উদ্বৰ তেজীসি জাকৰ গোকুল পহুঁচে। গোপরাজ নন্দ আৰু ৰাণী যশোমতীনি উদ্বৰকো আদৰসে বুলা কৰ আসনপৰ বৈঠায়া আৰু হীনোঁ জমীনপৰহী বৈঠকৰ ধূপ, দীপ আৰু নৈবেদ্য, তাম্বুলাদিসি যথোচিত সল্কাৰ কিয়া। উদ্বৰ আসনপৰ বৈঠকৰ অত্যন্ত আপ্যায়িত হৌকৰ হাঘ উঠাকৰ মানো “জ্যাদা স্বাগতকী জন্মত নহীঁ হৈ” যহী কহ রহে হৈ। ইধৰ গোপিয়াঁ ঘড়িমেঁ দহী মথ রহী হৈ। তালাবৰ্ণমেঁ ফুলি হৃঢ়ে কমল আৰু চৰতি হৃঢ়ে রাজহংস গোকুলকী শ্ৰীভাকী বদ্ধা রহী হৈ।



যশোদা।

নন্দ।

উদ্বৰ।



যশোদা ।

নন্দ ।

উদ্বর ।

অতিথি সংকাব হৈ যোৱাৰ পিছত নন্দ আৰু যশোদা দুখন
আসনত বহি, আগহাত পাতি আগ্রহেৰে উদ্বৰক আসনত
বছৱাট লৈ মথুৰাবাসীসকলৰ এজন এজনকৈ সকলোৰে কুশল
বাতৰি শুধিৰ ধৰিছে। উদ্বৰেও হাত তুলি মথুৰাব সকলো খবৰ
কবলৈ আবস্ত কৰিছে।

“যাদৱ বংশৰ . কল্যাণ কথাক
উদ্বৰ কৈয়ো সত্বে ।



অতিথিকা স্বাগত হৌ জানিকি বাট নন্দ আৰু যশোদা আগ্রহসে
উদ্বৰসে মযুৰাবাসিয়োঁকী এক এক কৰকে সমীক্ষী খুশ-খুবৰ পৃষ্ঠ
ৱহি হৈ ।

পঞ্জী সুত সমে কুশলে আছস্ত
সখি বয়ুদেৱ মোৰে ॥” ১২৭৮০

চিত্ৰ-ভাগৱত

(২৪৬)

চিত্ৰ-ভাগৱত



যশোদা ।

নন্দ ।


উদুব ।



গোপীসবে দধিমথন কৰিছা ।

गोकुलम् गोपीविलाके प्रभात समयते उठि चोताल-घब परिष्कार कवि गा-मूर धूइ शुचि है धूप-धूना दि कुण्डल गाइ छुजनौ छुजनौ गोपीये लगलागि वहि एकोटा कलहत गाथीव भवाइ दधि

गोकुलमें गोपियाँ सवरेही उठकर घर-आँगन साफ कर तनवदन धोकर पवित्र होकर धूप, धूना देकर क्षणगुण गा कर दो दों गोपियाँ मिलकर बैठकर घड़िमें दही भरकर मथनेका आरंभ



प्रौढित बाजा।

शुकदेव।

मथिवैले आबन्तु कविछे। सूर्य उदय होराव पिछते तेझ्लोके नन्दव द्वरावमूर्खत अति उज्ज्वल बथ एখन देखिवैले पाले।

कर रही हैं। सूरज उदय होनेके बादही नन्दके दरवाजेपर अत्यंत उज्ज्वल एक रथ उन्हे दिखाई दिया।



গোপীসব ।

নন্দ ।

উদ্বর ।

বথখন দেখাত তেওঁলোকৰ মনত নানা সন্দেহ জন্মিল আৰু
পৰম্পৰে নানা আশঙ্কাৰ কথা আলাপ কৰিবলৈ ধৰিলে । এনেতে
হৰিদাস উদ্বৰে কালিন্দীত নিত্যকৃত্য কৰি কৃষ্ণৰ সাজে সজ্জিত হৈ
গোপীসকলৰ ওচৰ পালেছি । গোপীবিলাকে কৃষ্ণৰ একান্ত ভক্ত
বুলি বুজি উদ্বৰক বেঢ়ি ধৰিলে । উদ্বৰে বজা নন্দৰ লগত নানা
প্ৰকাৰ আলাপ কৰিবলৈ ধৰিলে । গোপীবিলাকে পৰম্পৰে হাত তুলি
কৃষ্ণৰ সংবাদ পোৱাৰ ভৱসাত যেন আনন্দত বিভোৰ হৈ পৰিল ।

যথ দ্বিকৰ উনকে মনমে নানা তৰহকি সঁদৰ্শ পৈদা হৈ আৰু
পৰম্পৰ নানা আশংকাওঁকি বাৰিকি আলাপ কৰনৈ লগীঁ । ইতনিমেঁ
উদ্বৰ কালিন্দীমেঁ নিত্যকৃত্য কৰকি কৃষ্ণকি বিশ্বসি সজ্জিত হৌকৰ
গোপিয়োঁকি পাস পড়ুঁ চি । গোপিয়োনি একান্ত ভক্ত জানকৰ উদ্বৰকো
ঘৰে লিয়া । উদ্বৰ রাজা নন্দকি সাথ নানা প্ৰকাৰকী চৰ্চায়ে কৰনৈ
লগী । গোপিয়াঁ পৰম্পৰ হাথ উঠাকৰ কৃষ্ণকে সঁবাদকো পানিকৈ
ভৰেসিমি মানো আনন্দসি বিভোৰ হৌ পড়ীঁ ।



গোপীসব ।

উদ্বৰ ।

উদ্বৱৰ গোপীসকলৰ লগত আলাপঃ—নন্দৰ লগত আলাপ শেষ কৰি ভক্ত উদ্বৱে গোপীবিলাকৰ সৈতে বিবলত বহি কুঞ্চ বিষয়ৰ নামাবিধ আলাপ কৰিবলৈ ধৰিলে । গোপীবিলাকেও হৰ্ষ-পুলকিত চকুৰে ভক্তি-প্ৰেমাঙ্গ বিসজ্জন কৰি উদ্বৱত কুঞ্চৰ নানা কথা সুধিব ধৰিলে । উদ্বৱে হাত তুলি আশ্বাস দি উদ্বৱ দিবলৈ ধৰিলে ।

উদ্বৱকা গোপিয়োঁ'কী সাথ আলাপঃ : নন্দকে সাথ আলাপ সমাপ্তকৰ ভক্ত উদ্বৱ গোপিয়োঁ'কী সাথ একান্তমেঁ বৈঠকৰ কুণ্ডাকী বারিমেঁ নানা তৰহকী চৰ্চায়িঁ কৰনৈ লগৈ । গোপিয়াঁ মী হৰ্ষসে পুলকিত আখ্যাঁসে প্ৰেমাস্থু বিসজ্জন কৰ উদ্বৱসে কুণ্ডাকী নানা বাতি পূছনৈ লগৌঁ । উদ্বৱ হাথ উঠাকৰ আখ্যাসন দেকৰ সমাধান কৰনৈ লগৈ ।



গোপীসৰ ।

উদ্বৱ ।

যমুনা ।

গোৰদ্ধন গিৰি ।

কালিন্দী ।

মহামতি উদ্বৱে গোপীবিলাকৰ সৈতে কথোপকথন শেষ কৰি ভক্তিৰ সৃতিস্তন্ত-স্বৰূপ গোৰদ্ধন পৰ্বত চাবলৈ গল । লগতে গোপীসবো গল । যমুনাৰ পৰিৱ্র জলকণাবে সুশোভিত সেই গোৰদ্ধন পৰ্বত আৰু কালিন্দী হুদ চাই উদ্বৱে অপাৰ আনন্দ-বোধ কৰিলে ।

মহামতি উদ্বৱ গোপিয়োঁ'কী সাথ বাতচীত সমাপ্তকৰ ভক্তিকৈ সৃতিস্তন্ত-স্বৰূপ গোৰৱন পৰ্বতকো দেখনৈ গয়ে । সাথচৰী গোপিয়াঁ'মী গয়ীঁ । জমুনাকৈ পৰিত জলকণোঁ'সে সুঝোভিত উস গোৰৱন পৰ্বত আৰু কালিন্দী ঙঁদকো দেখকৰ প্ৰেম-বিভোৰ হো গয়া ।

चित्र-भागरत

(२५०)

चित्र-भागवत



गोपी ।

उद्धर ।

गोपी ।

उद्धरे गोर्द्धन पर्वत दर्शन करि घूरि आहि गोपीसकलब
लगत वहि आको कृष्ण-विषयब नाना कथा पातिले ।

गोर्द्धन पहाड्का दग्धन ममामकर लौट आकर गोपियोंके माथ
बैठकर दिर ज्ञानाके बाबीमें नाना बातोंकी शुक की ।



উদ্বর মথুরাক যান্ত ।

উদ্বরৰ মথুরালে প্ৰত্যাৰৰ্তন : — মহামতি উদ্বৰে নন্দ, যশোদা আৰু গোপীসকলৰপৰা বিদায লৈ বথত উঠি মথুৰা অভিযুক্ত যাত্ৰা কৰিলৈ। উদ্বৰ বথত উঠিলত, বজা নন্দ, বাণী যশোমতী আৰু অঙ্গাঙ্গা গোপীসকলে উদ্বৰৰ বথৰ পিছে পিছে কিছু দূৰ আগবঢ়ি যাবলৈ ওলাল ।

নন্দ-যশোদা গোপীসমে উদ্বৰক আগবঢ়ান্ত ।

উদ্বৰকা মথুৰামেঁ প্ৰত্যাবৰ্ত্তন : মহামতি উদ্বৰনে নন্দ, যশোদা আৰু গোপিয়োঁসে বিদা হোকৰ রথপৰ চড়কৰ মথুৰাকী যান্তা কী। উদ্বৰকে রথপৰ চড়নৈপৰ রাজা নন্দ, রানী যশোমতী আৰু দুসৰী গোপিয়াঁ উদ্বৰকে পৌছে পৌছে কুছ দূৰী তক আয়ে ।



উদ্বৰ ।

কৃষ্ণ-বলবামী ।

উদ্বৰ ।

উগ্রসেন ।

ছত্রধৰা ।

কেইবা দিনৰ মূৰতি গোকুলৰ খবৰ লৈ উদ্বৰ আহি মথুৰা
পালেছি । উদ্বৰ বথৰপৰা নামিয়েটি পোনতে কৃষ্ণ-বলবামী
ওচৰত আঠুলৈ হাতযোৰ কৰি গোকুলৰ সংবাদ কৈছে । কৃষ্ণ-
বলবামী আসনত বহি আগহাত তুলি গোকুলবাসীৰ কুশল বাতৰি
সুধিছে । তাৰ পিছত উদ্বৰ বজা উগ্রসেনৰ ওচৰলৈ গৈ বাজোচিত
সম্ভান দেখুৱাই কৰযোৰে গোকুলৰ খবৰ কৈছে । বজা উগ্রসেন
বাজসিংহাসনত বহি আছে ; এজনে পিছৰ ফালে ছত্ৰ ধৰিছে ।
বজাৰ সমুখত দ্রব্যপূৰ্ণ শৰ্ষাটি আৰু জলপূৰ্ণ ভৃঞ্জাৰ আছে ।

কৰ্ত্ত দিনোকি বাদ গোকুলকো খৰৱ লিকৰ উদ্বৰ মথুৰা পহুঁচি ।
উদ্বৰ রথসৰি উতৰকৰ পহলৈ কৃষ্ণ বলবামীকি পাস ছুটনৈ টেককৰ হাথ
জীড়কৰ গোকুলকা সংবাদ কহ রহি হৈ । কৃষ্ণ বলবাম আসনপৰ
বৈঠকৰ গোকুলবাসিয়োঁকী খুশ-খৰৱ পুছ রহি হৈ । উসকি বাদ
উদ্বৰ রাজা উয়সিনকি পাস জাকৰ রাজোচিত সম্ভান দিখলাকৰ
কৰজোড় কৰ গোকুলকী খৰৱ কহ রহি হৈ । রাজা উয়সিন রাজ-
মিংহাসনপৰ বৈঠে হৈ ; এক পোকেকী তৰফসে ছত্ৰ পকড় রহা হৈ ।
রাজাকি সামনি দ্রোঁমি পূৰ্ণ ঠগী আৰু জলপূৰ্ণ গংগাসাগৰ হৈ ।

